

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

কোৰআন আৰু হাদীছৰ আধাৰত দুআৰ পুঁথি

حسن المسلم

من أذكار الكتاب والسنّة

অসমীয়া – Assamese – آسامی

ড. ছাপৈদ বিন আলী বিন অহাফ আল কাহতানী

৪৩৯২

অনুবাদ

ৰফিকুল ইচ্লাম বিন হাবিবুৰ বহমান দৰঙ্গী

ইচ্লামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰৰ

2015 - 1436

IslamHouse.com

হিছনুল মুছলিম (মুছলিমৰ দুর্গ)
গ্রন্থস্বত্ত্ব অনুবাদক কর্তৃক সংৰক্ষিত

কিতাপৰ নামঃ হিছনুল মুছলিম (মুছলিমৰ দুর্গ)
লেখকঃ ড. ছাঁচদ বিন আলী বিন অহাফ আল-কাহতানী
অনুবাদকঃ ৰফিকুল ইচ্লাম বিন হাবিবুৰ ৰহমান দৰঙ্গী
প্রকাশকঃ ড. হাদী হুছনুল ইচ্লাম
প্রথম প্রকাশঃ ১৪৩৭ হিজৰী, ২০১৬ চন
যিকোনো ধৰণৰ সংশোধনীৰ বাবে অনুগ্রহ কৰি আমাৰ লগত যোগাযোগ
কৰক
assamese@islamhouse.com

প্রাপ্তিস্থান
ছালাহুদ্দিন বুক হাউছ বেছিমাৰী
মোবাইলঃ 7399187038, 7577906895

আল-হিদায়া ইজুকেশনেল এন্ড ৰিচার্চ ফাউন্ডেচন
(অস্ট্রায়েল কাৰ্য্যলয়ঃ দারুল হাদীছ ইৰাপাবা মাদ্রাছা, দৰং, অসম)

www.islamhouse.com/as

হিন্দুল মুছলিম (মুছলিমৰ দুর্গ)

بِسْمِ اللّٰهِ الرَّحْمٰنِ الرَّحِيْمِ

المقدمة

ভূমিকা

সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে। আমি তেওঁৰেই প্ৰশংসা কৰোঁ, তেওঁৰ ওচৰতেই সহায় বিচাৰো, আৰু তেওঁৰ ওচৰতেই ক্ষমা প্ৰার্থনা কৰোঁ। আমি আমাৰ হৃদয়ৰ কুপ্ৰতিসমূহ আৰু আমাৰ বেয়া আচৰণৰ পৰা আল্লাহৰ ওচৰত আশ্রয় প্ৰার্থনা কৰোঁ। আল্লাহে যাক সৎপথত পৰিচালিত কৰে, তাক পথভৰ্ত কৰিবলৈ কোনো নাই, আৰু যাক বিপথগামী কৰে তাক সৎপথত আনিবলৈ কোনো নাই। মই আৰু সাক্ষী দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁৰ কোনো অংশীদাৰ নাই। মই আৰু সাক্ষী দিওঁ যে, মুহাম্মদ [চাল্লাহু আলাইহি অছাল্লাম] তেওঁৰ বান্দা আৰু ৰাচুল। আল্লাহে তেওঁৰ প্ৰতি আৰু তেওঁৰ বংশধৰ, তেওঁৰ ছাহাবীসকল আৰু কিয়ামত পৰ্যন্ত যিসকল লোকে এই সৎ পথৰ অনুসৰণ কৰিব তেওঁলোক সকলোৰে প্ৰতি অগণিত দৰ্শন আৰু ছালাম বৰ্ষণ কৰক। তাৰ পিছত,

এই-পুথিটো মোৰ

الذكر والدعا والعلاج بالرق من الكتاب والسنة

-নামক কিতাপৰ পৰা সংক্ষিপ্ত কৰা হৈছে। ইয়াত মই কেৱল দুআৰ প্ৰকাৰসমূহ সংক্ষিপ্ত কৰিছোঁ; যাতে সদায় লৈ ফুৰা সহজ হয়।

আৰু ইয়াত কেৱল দুআৰ মূল অংশখিনি উল্লেখ কৰিছোঁ। আৰু হাদিছৰ সূত্ৰ সমূহৰ ক্ষেত্ৰত মূল গ্ৰন্থৰ পৰা এটা বা দুটা সূত্ৰ উল্লেখ কৰাই যথেষ্ট বুলি ভাবিছোঁ। যিয়ে ছাহাবী সম্পর্কে অৱগত হ'ব বিচাৰে অথবা হাদিছৰ

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

অতিরিক্ত সূত্র জানিব বিচাৰে, তেওঁ মূল গৃহৰ ফালে প্ৰত্যার্থন কৰা
উচিত।

মহান আল্লাহৰ ওচৰত তেওঁৰ উত্তম নামসমূহ আৰু সৰ্বোচ্চ
গুণাবলীৰ অছিলাৰে প্ৰার্থনা কৰোঁ, তেওঁ যেন ইয়াক তেওঁৰ সন্তুষ্টিৰ বাবে
একান্তভাৱে কবুল কৰে, আৰু ইয়াৰ দ্বাৰা যেন তেওঁ মোক এই জীৱনত
আৰু মৃত্যুৰ পিছত উপকৃত কৰে। পাঠক সকলক আৰু ছপা কাৰীক
লগতে যিয়ে ইয়াৰ প্ৰচাৰৰ কাৰণ হ'ব তেওঁলোককো যেন তেওঁ উপকৃত
কৰে। নিশ্চয় পৰিত্র মহান সত্ত্বা এই কামৰ অধিকাৰী আৰু ইয়াৰ ওপৰত
পূৰ্ণ ক্ষমতাবান।

আল্লাহ তাআলা শান্তি বৰ্ষণ কৰক আমাৰ প্ৰিয় নবী মুহাম্মদ
চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত; আৰু তেওঁৰ বংশধৰ, তেওঁৰ
ছাহাবীসকল লগতে কিয়ামত পৰ্যন্ত যিসকলে উত্তমভাৱে তেওঁলোকৰ
অনুসৰণ কৰিব সেই সকল লোকৰ প্ৰতি।

লেখক

ছফৰ, ১৪০৯ হিজৰী।

হিন্দুল মুছলিম (মুছলিমৰ দুর্গ)

بسم الله الرحمن الرحيم

অনুবাদকৰ কথা

الحمد لله رب العالمين والصلوة والسلام على رسوله الكريم وعلى آلـه
وصحبه أجمعين. أما بعد:

মুছতাদৰাক আলাছ ছাহীছাইনত আলী ৰাজিআল্লাহু আনহৰ
পৰা বিশুদ্ধ সুত্রত বৰ্ণনা কৰা হৈছে যে ‘দুআ’ মু’মিনৰ অস্ত।
(হা:১৮১২) দুআৰ গুৰুত্ব সম্পর্কে কোৰআনৰ আয়াত আৰু বিশুদ্ধ
হাদিছৰ সংখ্যা প্ৰচুৰ। লেখকে নিজেই পুথিখনত দুআৰ গুৰুত্ব
সম্পর্কে আলোচনা কৰিছে।

অসমীয়া ভাষাত বিশুদ্ধ দুআৰ পুঁথি নথকাৰ কাৰণে
কেইজনমান শুভাকাঙ্ক্ষীয়ে মোক এনে এখন পুঁথিৰ বাবে আবেদন
জনায়। সেয়ে বিষয়টো লক্ষ্য কৰি ‘শ্বাইখ ছাইদ বিন আলী বিন
অহাফ আল কাহতানীয়ে’ লিখা এই গুৰুত্বপূৰ্ণ পুঁথিৰ অনুবাদ কৰি
আপোনালোকৰ হাতত তুলি দিয়াৰ বাবে মই আল্লাহৰ কৃতজ্ঞতা
জ্ঞাপন কৰিছোঁ। দুআৰ পুঁথিসমূহৰ মাজত ই এক জনপ্ৰিয় আৰু
বিখ্যাত পুঁথি। লেখকে পুঁথিৰ ছালাতৰ গোটেই দুআ, প্ৰয়োজনীয়
আজকাৰ, আৰু বিভিন্ন দুআসমূহ পূৰ্ণ হাৰালাৰ সৈতে একত্ৰিত
কৰিছে। হাদিছৰ বিশুদ্ধতাত বিশেষ মনোযোগ দিছে। বুখাৰী আৰু
মুছলিম সম্পর্কেতো গোটেই উম্মত একমত, কিন্তু আন আন হাদীছ
গুৰুত্ব পৰাও কেৱল সেই সমূহ হাদীছকে গ্ৰহণ কৰিছে যিটো কোনো
প্ৰথ্যাত মুহাদিছে ছহীহ বুলি প্ৰমান কৰিছে, আৰু এই বিষয়ে তেখেতে
বিশেষকৈ আল্লামা আলবানীৰ কিতাপসমূহৰ পৰা সহায় লৈছে। যেনে

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

-: ছহীহ তিবমিজী, ছহীহ আৰু দাউদ, ছহীহ নাছায়ী, ছহীহ ইবনে
মা-জাহ, ছহীহ আল জামে আদি গুষ্ঠ তেখেতৰেই।

আমাৰ অসম বাসী ৰাইজৰ কাৰণে আৰবী ভাষা এটা
অপৰিচিত ভাষা। সেয়ে মূল এৰাবিকত এ'ৰাব(জব্ৰ, জেৰ, পেচ)
লগাই দিয়া হৈছে। লগতে আৰবী ভাষাৰ সঠিক উচ্চাৰণ অসমীয়া
ভাষাত লিখা অসম্ভৱ হোৱা সত্ত্বেও সেই সকল লোকৰ প্রতি লক্ষ্য ৰাখি
যিসকলে আৰবী পঢ়িব নোৱাৰে, তাৰ উচ্চাৰণ লিখি দিয়াৰ প্ৰয়াস
কৰিছোঁ। মই এই কথাত নিশ্চিত যে উচ্চাৰণত বহু ধৰণৰ ভুল হ'ব
পাৰে। গতিকে আৰবী নজনা পাঠক বৃন্দলৈ অনুৰোধ জনাম যে
তেখেতসকলে যেন আৰবী পঢ়া শিকিবলৈ যত্ন কৰে। আৰবী
উচ্চাৰণত বিশেষকৈ ৮, ৬ আদিৰ উচ্চাৰণ লিখা বৰ জটিল।
এইদৰে কিছুমান আখৰ আকৌ আৰবীৰ ভুলনাত অসমীয়াত এটা বা
দুটা আখৰহে আছে, যেনে .ঢ.ঢ.জ.হ। ইয়াৰ বাবে আপুনি অসমীয়াত
তিনিটা আখৰ পাৰ 'জ' বা 'ঘ'। এনে আখৰৰ উচ্চাৰণ লিখোঁতে
সচৰাচৰ জটিলতাৰ সম্মুখীন হ'বলগীয়া হয়। মই ইয়াত সেই জটিল-
তাৰ মাজেৰেই সঠিক উচ্চাৰণটো লিখিবলৈ যত্ন কৰিছোঁ। লগতে
দুআসমূহৰ সঠিক অনুবাদো কৰি দিছোঁ।

পুঁথি খনৰ ভাল গুণবোৰ আল্লাহৰ তৰফৰ পৰা আৰু ইয়াৰ
ভুল-ক্রতি বোৰ মোৰ ফালৰ পৰা। মানুহ মাত্ৰই ভুল হয়, সেয়ে
অনিচ্ছাকৃতভাৱে বৈ যোৱা ভুল-ক্রতিৰ বাবে মই আল্লাহৰ ওচৰত
ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু সুধি বৃন্দলৈ অনুৰোধ জনাওঁ যে
তেখেতসকলৰ দৃষ্টিত কোনো ক্রতি পৰিলক্ষিত হ'লে আমাক জনাব
আমি সাদৰে গ্ৰহণ কৰিম। আৰু অহা প্ৰকাশনত সেইটো সংশোধন
কৰিম الله شاء ।

হিনুল মুছলিম (মুছলিম দুর্গ)

আল্লাহর ওচৰত প্ৰাৰ্থনা কৰোঁ যে, হে আল্লাহ! তুমি মোৰ এই
ক্ষুদ্ৰ প্ৰচেষ্টা কৰুল কৰা। আৰু ইয়াক মোৰ আৰু মোৰ পিতৃ-মাতৃৰ
বাবে মুক্তিৰ জৰিয়া বনাই দিয়া আৰু পাঠক বৃন্দক ইয়াৰ উপকাৰৰ
পৰা বঞ্চিত নকৰিবা। (আ-মীন)

وَصَلَى اللَّهُ عَلَى نَبِيِّنَا مُحَمَّدٍ وَعَلَىٰ أَلِهٖ وَصَاحِبِهِ أَجْمَعِينَ وَمَنْ تَبَعَهُمْ بِالْحَسَنَاتِ
يَوْمَ الدِّينِ.

ইতি

ৰফিকুল ইচ্ছাম বিন হাবিবুৰ বহমান দৰঙ্গী

০৫/১০/২০১৩ ৫:৪৮ pm

হিন্দুল মুছলিম (মুছলিম দুর্গ)

فَضْلُ الذِّكْرِ

দুআৰ শুক্ত

قَالَ اللَّهُ تَعَالَى: ﴿فَإِذْ كُرُونِي أَذْكُرْكُمْ وَأَشْكُرُوا لِي وَلَا تَكْفُرُونَ﴾

আল্লাহ তা'আলাই কৈছে:

“তোমালোকে মোক স্মরণ কৰা, যয়ো তোমালোকক স্মরণ কৰিম।
তোমালোকে মোৰ প্ৰতি কৃতজ্ঞ হোৱা আৰু মোৰ অনুগ্ৰহবোৰ
অঙ্গীকাৰ নকৰিবা”। (ছুৱা বাকাবাহ: ১৫২)

আৰু কৈছে:

﴿يَا أَيُّهَا الَّذِينَ آمَنُوا اذْكُرُوا اللَّهَ ذِكْرًا كَثِيرًا﴾

‘হে ঈমান্দাৰসকল! আল্লাহক বেছি বেছিকৈ স্মৰণ কৰা’। (ছুৱা
আহ্যাব: ৪১)

আৰু কৈছে:

﴿وَالَّذِينَ اللَّهُ كَثِيرًا وَالَّذِينَ كَرِاتِ أَعَدَ اللَّهُ لَهُمْ مَغْفِرَةً وَأَجْرًا عَظِيمًا﴾

আল্লাহক স্মৰণকাৰী পুৰুষ আৰু স্মৰণকাৰিণী নাৰীৰ বাবে
আল্লাহে ক্ষমা আৰু উৎকৃষ্ট পুৰষ্কাৰ তৈয়াৰ কৰি ৰাখিছে’। (ছুৱা
আহ্যাব: ৩৫)

আৰু কৈছে:

﴿وَإِذْ كُرْرَبَكَ فِي نَفْسِكَ تَضْرِعًا وَخِيفَةً وَدُونَ الْجُهْرِ مِنَ القُولِ بِالْعُدُوِّ وَالآصَالِ وَلَا
تَكُنْ مِنَ الْغَافِلِينَ﴾

“পুৱা-গধূলি তোমাৰ প্ৰতিপালকক অন্তৰেৰে বিনয় আৰু ভয়
ভাৱেৰে স্মৰণ কৰি থাকিবা; আৰু অমনোযোগীবিলাকৰ অন্তৰ্ভূত
নহ'বা”। (ছুৱা আৰাফ: ২০৫)

হিনুল মুছলিম (মুছলিম দুর্গ)

নবী চান্দ্রাল্লা-হ আলাইহি অচান্দ্রামে কৈছে:

وَقَالَ النَّبِيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ : ((مَثُلُ الَّذِي يَذْكُرُ رَبَّهُ، وَالَّذِي لَا يَذْكُرُ رَبَّهُ، مَثُلُ
الْحَيِّ وَالْمَيِّتِ))

“আল্লাহক স্মৰণ কৰা ব্যক্তি আৰু স্মৰণ নকৰা ব্যক্তিৰ উদাহৰণ
হৈছে জীৱিত আৰু মৃত স্বৰূপ”।

(ছহীহ বুখারী ফাতহল বাবীৰ সৈতে ১১/২০৮, হা: ৬৪০৭. মুছলিম
১/৫৩৯ হা: ৭৭৯ এই বাক্যৰ সৈতে)

((মধু বিত ন্ডি য়িক অল্লাহ ফিহ ও বিত ন্ডি লা য়িক অল্লাহ ফিহ মধু বিত ও মৃত))

1/539

আৰু কৈছে:

وَقَالَ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ : ((لَا أَنْبَئُكُمْ بِخَيْرِ أَعْمَالِكُمْ، وَأَرْزَاكُمْ إِنْدَ
مَلِيكِكُمْ، وَأَرْفَعُكُمْ فِي دَرَجَاتِكُمْ، وَخَيْرٌ لَكُمْ مِنْ إِنْفَاقِ الدَّهْبِ وَالْوِرْقِ، وَخَيْرٌ لَكُمْ
مِنْ أَنْ تَلْقَوْا عَدُوَّكُمْ فَتَضْرِبُوا أَعْنَاقَهُمْ وَيَضْرِبُوا أَعْنَاقِكُمْ))؟ قَالُوا بَلَى. ((ذِكْرُ اللهِ
تَعَالَى))

“মই তোমালোকক এনে আমল সম্পর্কে নজনাম নে ? যিটো
তোমালোকৰ সকলো আমলতাকৈ উৎকৃষ্ট, আৰু তোমালোকৰ
মালিক (আল্লাহ)ৰ ওচৰত যিটো অত্যন্ত পৱিত্ৰ, তোমালোকৰ মৰ্যদাত
সৰাতোকৈ উচ্চ, সোণ-ৰূপ ব্যয় কৰাতোকৈও উত্তম, আৰু
তোমালোকৰ শক্রৰ মুখামুখি হৈ সিহঁতক হত্যা কৰা আৰু সিহঁতে
তোমালোকক হত্যা কৰাতোকৈও শ্ৰেষ্ঠ।

ছাহাবায়ে কেৰামে ক'লে, হয়! নিষ্চয় হে আল্লাহৰ বাছুল (আমাক
জনাই দিয়ক)।

হিনুল মুছলিম (মুছলিম দুর্গ)

নবী চাল্লাল্লাহু আলাইহি অচাল্লামে ক'লে ‘আল্লাহক স্মৰণ কৰা’।

(তিৰমিজী ৫/৪৫৯ ইবনে মা-জাহ ২/১২৪ ছাহীহ ইবনে মা-জাহ
২/৩১৬ ছাহীহ তিৰমিজী ৩/১৩৯)

তেখেত চাল্লাল্লাহু আলাইহি অচাল্লামে আৰু কৈছে:

وَقَالَ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ : ((يَقُولُ اللَّهُ تَعَالَى: أَنَا عِنْدَكُمْ عَبْدِي بِي، وَأَنَا مَعْهُ إِذَا
ذَكَرْتِي، فَإِنْ ذَكَرْتِي فِي نَفْسِي، ذَكَرْتُهُ فِي مَلَأٍ، ذَكَرْتُهُ فِي مَلَأٍ خَيْرٍ-
مِنْهُمْ، وَإِنْ تَقْرَبَ إِلَيَّ شَيْرًا، تَقْرَبَتِي ذِرَاعًا، وَإِنْ تَقْرَبَتِي ذِرَاعًا، تَقْرَبَتُ إِلَيْهِ بَاعًا،
وَإِنْ أَتَانِي يَمْشِي أَنْيَتُهُ هَرْوَلَةً))

আল্লাহ তাআলাই কৈছে – “মই মোৰ বান্দাৰ ধাৰণা অনুৰূপ থাকোঁ; যেনেকুৱা ধাৰণা সি মোৰ লগত স্থাপন কৰে। যেতিয়া সি মোক স্মৰণ কৰে তেতিয়া মই তাৰ লগত থাকোঁ; যদি সি মোক অন্তৰেৰে স্মৰণ কৰে তেন্তে ময়ো তাক অন্তৰেৰে স্মৰণ কৰোঁ; আৰু যদি মোক কোনো সমাবেশত স্মৰণ কৰে ময়ো তাক এনেকুৱা সমাবেশত স্মৰণ কৰোঁ যিটো তাতকৈও উত্তম। আৰু যদি সি মৌলৈ অধৰাত পৰিমাণ ঠাই আগুৱাই আছে মই তাৰ ওচৰলৈ এক হাত পৰিমাণ ঠাই আগুৱাই আছোঁ; আৰু যদি সি মৌলৈ এক হাত আগুৱাই আছে তেন্তে মই তালৈ দুই হাত পৰিমাণ ঠাই আগুৱাই আছোঁ; আৰু যদি সি মৌলৈ খোচ কাঢ়ি আছে মই তাৰ ওচৰলৈ দোৰি আছোঁ”।

(বোখাৰী ৮/১৭১ মুছলিম ৪/২০৬১ হাদিছৰ শব্দ বোখাৰীৰ)

وَعَنْ عَبْدِ اللَّهِ بْنِ سُرِّيِّ رَضِيَ اللَّهُ عَنْهُ: أَنَّ رَجُلًا قَالَ: يَا رَسُولَ اللَّهِ، إِنَّ شَرَائِعَ
الْإِسْلَامَ قَدْ كَثُرْتُ عَلَيْهِ، فَأَخْبَرْتُنِي بِشَيْءٍ أَنْشَبَتُ بِهِ. قَالَ: ((لَا يَزَالُ لِسَانُكَ رَطْبًا مِنْ ذِكْرِ
اللَّهِ))

আৰু আবুল্লাহ বিন বুছৰ (বাবিল্যাল্লাহু আনহৰে) কৈছে যে, (কোনো)
এজন ব্যক্তিয়ে ক'লে -হে আল্লাহৰ বাছুল চাল্লাল্লাহু আলাইহি

হিনুল মুছলিম (মুছলিম দুর্গ)

অছান্নাম! মোৰ বাবে ইছলামৰ আহকাম বহুত বৃদ্ধি হৈছে গতিকে কোনো এটা বিষয়ে আদেশ কৰক যিটোত মই দৃঢ়ভাৱে অটল থাকিব পাৰো। তেখেত চান্নান্না-হ আলাইহি অছান্নামে ক'লে-‘সদায় আল্লাহক স্মৰণ কৰা’।

(তিৰমিজী ৫/৪৫৮ ইবনে মা-জাহ ২/১২৪৬ ছাহীহ তিৰমিজী ৩/১৩৯
ছাহীহ ইবনে মা-জাহ ২/৩১৭)

وَقَالَ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ : ((مَنْ قَرَأَ حَرْفًا مِّنْ كِتَابِ اللَّهِ فَلَهُ بِهِ حَسَنَةٌ، وَالْحُسْنَةُ بِعَشْرِ أَمْثَالِهَا، لَا أَقُولُ : (الْم) حَرْفٌ، وَلَكِنْ : أَلْفٌ حَرْفٌ، وَلَا مُّ حَرْفٌ، وَمِنْ مِنْ حَرْفٍ))

নবী চান্নান্না-হ আলাইহি অছান্নামে কৈছে-‘যিয়ে আল্লাহৰ কিতাপৰ পৰা এটা আখৰ পাঠ কৰিব সি তাৰ বিপৰীতে এটা নেকী অৰ্জন কৰিব; আৰু প্ৰত্যেক নেকী দহটা নেকীৰ সমতুল্য। মই এইটো নকওঁ যে (الم)আলিফ, লা-ম, মীম এটা আখৰ; বৰং আলিফ এটা আখৰ, লাম এটা আখৰ আৰু মীম এটা আখৰ’।

(তিৰমিজী ৫/১৭৫ আলবানীয়ে ছহীহ বুলি কৈছে, ছহীহ আত-
তিৰমিজী ৩/৯, ছাহীহ আল-জামে আচ্ছাগীৰ ৫/৩৪০)

وَعَنْ عُقْبَةَ بْنِ عَامِرٍ رَضِيَ اللَّهُ عَنْهُ قَالَ: حَرَجَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ وَخَنْ في الصُّفَّةِ، فَقَالَ: (إِنَّكُمْ تُحِبُّونَ أَنْ يَغْدُوَ كُلُّ يَوْمٍ إِلَيْ بُطْحَانَ، أَوْ إِلَيْ الْعَقِيقِ، فَيَأْتِيَ مِنْهُ بِنَاقَتَيْنِ كَوْمَاتِينِ فِي غَيْرِ أَثْمٍ وَلَا فَطْيَعَةِ رَحِيمٍ)؟ فَقُلْنَا: يَا رَسُولَ اللَّهِ نُحِبُّ ذَلِكَ. قَالَ: ((أَفَلَا يَغْدُو أَحَدُكُمْ إِلَى الْمَسْجِدِ فَيَعْلَمَ، أَوْ يَقْرَأُ آيَتَيْنِ مِنْ كِتَابِ اللَّهِ خَيْرٌ لَهُ مِنْ نَاقَتَيْنِ، وَئَلَّا خَيْرٌ لَهُ مِنْ ثَلَاثَيْ، وَأَرْبَعَ خَيْرٌ لَهُ مِنْ أَرْبَعَ، وَمَنْ أَعْدَادَهُنَّ مِنَ الْإِبْلِ)).

উকৰা বিন আমিৰ (ৰাদ্বিয়ান্নাহ আনহৰে) কৈছে যে, আমি ছুফ্ফাত উপস্থিত আছিলো এনেতে নবী চান্নান্না-হ আলাইহি অছান্নামে (ঘৰৰ পৰা) ওলাই আছিল। আৰু ক'লে ‘তোমালোকৰ ভিতৰত কোনে

হিনুল মুছলিম (মুছলিম দুর্গ)

পছন্দ কৰে যে, সি দৈনিক বুতহান বা আকীক নামৰ ঠাইত যাৰ আৰু তাৰ পৰা ডাঙৰ ডাঙৰ কুঁজ থকা দুটামান উট আনিব , এনে কৰাত কোনো পাপ নহ'ব আৰু কোনো বিছিন্নতাও নাহিব। আমি ক'লো,হে আল্লাহৰ বাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম ! আমি সকলোৱে পছন্দ কৰোঁ। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে -“তোমালোকৰ ভিতৰত কোনোবাই মছজিদলৈ নাযায নে যে, আল্লাহৰ কিতাপৰ দুটি আয়াত শিকাবলৈ নাইবা পঢ়িবলৈ , এইটো তাৰ বাবে দুটা উটতকৈও উভম। তিনিটা আয়াত হ'লে তিনিটা উটতকৈ উভম আৰু চাৰিটা হ'লে চাৰিটা উটতকৈ উভম। (ঠিক এই দৰে) গণনা অনুসাৰে উট”।

(মুছলিম ১/৫৫৩)

وَقَالَ صَلِّ اللَّهُ عَلَيْهِ وَسَلِّمَ : ((مَنْ قَعَدَ مَمْعَدًا لَمْ يَذْكُرِ اللَّهَ فِيهِ، كَانَتْ عَلَيْهِ مِنَ اللَّهِ تِرَةٌ، وَمَنْ اضْطَجَعَ مَضْجِعًا لَمْ يَذْكُرِ اللَّهَ فِيهِ كَانَتْ عَلَيْهِ مِنَ اللَّهِ تِرَةٌ))

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছে: যি ব্যক্তিয়ে কোনো এনে ঠাইত বহে য'ত সি আল্লাহক স্মৰণ নকৰে তেন্তে সেই ঠাই তাৰ বাবে আল্লাহৰ তৰফৰ পৰা ক্ষতিকৰ হ'ব। আৰু যিয়ে কোনো এনে ঠাইত বাগৰ দিয়ে য'ত সি আল্লাহক স্মৰণ নকৰে তেন্তে সেই ঠাই তাৰ বাবে আল্লাহৰ তৰফৰ পৰা ক্ষতিকৰ হ'ব”।

(আবু দাউদ ৪/২৬৪ প্ৰভৃতি, চাওক ছহীছল জামে ৫/৩৪২)

وَقَالَ صَلِّ اللَّهُ عَلَيْهِ وَسَلِّمَ : ((مَا جَلَسَ قَوْمٌ حِجْلِسًا لَمْ يَذْكُرُوا اللَّهَ فِيهِ، وَلَمْ يُصْلُوا عَلَى نَبِيِّهِمْ إِلَّا كَانَ عَلَيْهِمْ تِرَةٌ، فَإِنْ شَاءَ عَذَّبَهُمْ، وَإِنْ شَاءَ غَفَرَ لَهُمْ))

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছে: কোনো সম্প্রদায় এনে ঠাইত বহে য'ত সিহঁত আল্লাহক স্মৰণ নকৰে ; আৰু নিজ নবীৰ ওপৰত দৰুদ নপঢ়ে তেন্তে এইটো সিহঁতৰ বাবে ক্ষতিৰ কাৰণ

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

হ'ব। পিছত (আ঳াহে) ইচ্ছা কৰিলে শাস্তি দিব পাৰে, নাইবা ক্ষমা কৰি দিব পাৰে”।

(তিৰমিজী ৫/৪৬১ আৰু চাওক ছাহীহ আত-তিৰমিজী ৩/১৪০)

وَقَالَ صَلِّ اللَّهُ عَلَيْهِ وَسَلِّمَ : ((مَا مِنْ قَوْمٍ يَقُولُونَ مِنْ مُجْلِسٍ لَا يَدْكُرُونَ اللَّهَ فِيهِ إِلَّا قَامُوا عَنْ مِثْلِ جِيفَةِ حَمَارٍ، وَكَانَ لَهُمْ حَسْرَةً))

তেখেত চাল্লাহ্না-হ আলাইহি আছালামে আৰু 'কৈছে: কোনো সম্প্রদায় এনে বৈঠকৰ পৰা উভতে য'ত আল্লাহক স্মৰণ কৰা নাই এনে লোকৰ উদাহৰণ মৃত গাধৰ শৰ স্বৰূপ, এনে বৈঠক সিঁহতৰ বাবে পৰিতাপৰ বিষয় হ'ব ”। (আৰু দাউদ ৪/২৬৪, আহমাদ ২/৩৮৯, ছাহীহল জামে ৫/১৭৬)

হিনুল মুছলিম (মুছলিম দুর্গ)

1- **لَذِكْرُ الْسَّيَّاطِينَ**

টোপনীৰ পৰা সাৰ পাই পত্ৰিবলগীয়া দুআসমুহঃ

(1) **الْحَمْدُ لِلَّهِ الَّذِي أَحْيَانَا بَعْدَ مَا أَمَاتَنَا، وَإِلَيْهِ التَّشْوُرُ**

(১) আল-হামদু লিল্লাহ-হিল লাজী আহয়া-না বাংদা মা আমাতানা ওৱা ইলাইহিন নুশু-ৰ”।

অর্থ: সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে যিয়ে আমাৰ মৃত্যুৰ পিছত জীৱিত কৰিলে আৰু তেওঁৰ ওচৰলেকে পুনৰ জীৱিত হৈ যাৰ লাগিব”।

(বুখারী ফাতহল বাৰীৰ সৈতে ১১/১১৩ মুছলিম ৪/২০৮৩)

(2) **لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ، وَهُوَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ، سُبْحَانَ اللَّهِ، وَالْحَمْدُ لِلَّهِ، وَلَا إِلَهَ إِلَّا اللَّهُ، وَاللَّهُ أَكْبَرُ، وَلَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللَّهِ الْعَلِيِّ-الْعَظِيمِ، رَبِّ الْأَفْغَنِ**

(2) “লা- ইলা-হা ইলাল্লাহ-হ অহদাহ লা শ্বারী-কালাহ, লাহল মুল্কু অলাহল হাম্দ, অহৱা আলা কুলি শ্বাইন কাদী-ৰ। ছুবহা-নাল্লাহ, আলহামদু লিল্লাহ, আলা ইলা-হা ইলাল্লাহ, অল্লাহ আকবাৰ, অলা হাওলা অলা কুটুৱাতা ইল্লা বিল্লা-হিল আলিয়িল আজীম বাৰ্বিবগ কিৰলি”।

অর্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক তেওঁৰ কোনো অংশীদাৰ নাই, শাসন তেওঁৰেই আৰু তেওঁৰেই প্ৰশংসা; আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান। আল্লাহ পৱিত্ৰ, সকলো নাম-যশস্যা আল্লাহৰ বাবেই; আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই; আৰু আল্লাহ মহান; সুউচ্চ মহান আল্লাহৰ

হিনুল মুছলিম (মুছলিম দুর্গ)

সহায় অবিহনে (কোনো বস্তুর পৰা) মুক্তি পোৱা টান আৰু কিবা
কৰাও কৰ্ত্তন। হে মোৰ প্ৰতিপালক মোক ক্ষমা কৰা”।

(যিয়ে এই দুআ পাঠ কৰে তাৰ ক্ষমা কৰি দিয়া হয়। অলীদ নামৰ
বৰ্ণনা কাৰীজনে কৈছে যে “এই শব্দ কোৱাৰ পিছত যিকোনো দুআ
কৰিলে দুআ কৰুল হয়। আৰু যদি অজু কৰি নামাজ আদায় কৰে
তেন্তে তাৰ নামাজ কৰুল কৰা হয়”।)

(বুখারী ফাতহল বাৰীৰ সৈতে ৩/৩৯ প্ৰভৃতি, দুআৰ শব্দবোৰ ইবনে
মা-জাৰ চাঁওক ছহীহ ইবনে মা-জাহ ২/৩৩৫)

((الْحَمْدُ لِلّهِ الَّذِي عَافَنِي فِي جَسَدِي، وَرَدَّ عَيْنَ رُوحِي، وَأَذْنَانِ لِي بِذِكْرِهِ)) 3-3

(৩) আলহামদু লিল্লাহ-হিল লাজী আ-ফানী, ফী জাছাদী, অৰাদা
আলায়া কু-হী ওৱা আজিনালি বিজিকৰিহ্।

অর্থ: সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে, যিয়ে মোৰ শৰীৰক
নিৰাপদ ৰাখিছে; আৰু মোৰ প্ৰাণ মোক উভতাই দিছে, লগতে মোক
তাৰ স্মাৰণ কৰাৰ আদেশ দিছে”।

(তিৰমিজী ৫/৪৭৩ ছহীহ তিৰমিজী ৩/১৪৮)

((4) إِنَّ فِي خَلْقِ السَّمَاوَاتِ وَالْأَرْضِ وَاحْتِلَافِ اللَّيلِ وَالنَّهَارِ لَآيَاتٍ لَّأُولَئِكَ الْأَبْيَابِ *
الَّذِينَ يَذْكُرُونَ اللَّهَ قِيَامًا وَقُعُودًا وَعَلَى جُنُوبِهِمْ وَيَتَفَكَّرُونَ فِي خَلْقِ السَّمَاوَاتِ وَالْأَرْضِ رَبَّنَا مَا
خَلَقْتَ هَذَا بِاطِلًا سُبْحَانَكَ فَقِنَا عَذَابَ النَّارِ * رَبَّنَا إِنَّكَ مَنْ تُدْخِلُ النَّارَ فَقَدْ أَخْرَيْتُهُ وَمَا
لِلظَّالَمِينَ مِنْ أَنصَارٍ * رَبَّنَا إِنَّنَا سَمِعْنَا مُنَادِيًّا يُنَادِي لِلإِيمَانِ أَنْ آمِنُوا بِرَبِّكُمْ فَآمَنَّا رَبَّنَا فَاغْفِرْ
لَنَا ذُوبَنَا وَكَفَرْ عَنَّا سَيَّئَاتِنَا وَتَوَفَّنَا مَعَ الْأَبْرَارِ * رَبَّنَا وَآتَنَا مَا وَعَدْنَا عَلَى رُسُلِكَ وَلَا تُخْزِنَا يَوْمَ
الْقِيَامَةِ إِنَّكَ لَا تُخْلِفُ الْمِيعَادَ * قَاسْتَجَابَ لَهُمْ رَبُّهُمْ أَنِّي لَا أَضِيعُ عَمَلَ مَنْ
أَوْ أَنَّقَ بَعْضُكُمْ مَّنْ بَعْضِ فَالَّذِينَ هاجَرُوا وَأُخْرِجُوا مِنْ دِيَارِهِمْ وَأُوذُوا فِي سَبِيلِ وَقَاتَلُوا

হিনুল মুচলিম (মুচলিম দুর্গ)

وَقُلُّوا لَا كَفَرَنَ عَنْهُمْ سَيِّئَاتِهِمْ وَلَا دُخْلَنَّهُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ تَوَابًا مِنْ عِنْدِ اللَّهِ
 وَاللَّهُ عِنْدُهُ حُسْنُ التَّوَابِ * لَا يَعْرِئُكَ تَقْلِبُ الدِّينِ كَفَرُوا فِي الْبِلَادِ * مَتَاعٌ قَلِيلٌ ثُمَّ مَا وَاهِمْ
 جَهَنَّمُ وَبِئْسَ الْمَهَادُ * لَكِنَّ الَّذِينَ آتَوْا رِبَّهُمْ لَهُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا
 نُرُّلًا مِنْ عِنْدِ اللَّهِ وَمَا عِنْدَ اللَّهِ خَيْرٌ لِلْأَبْرَارِ * وَإِنَّ مِنْ أَهْلِ الْكِتَابِ لَمَنْ يُؤْمِنُ بِاللَّهِ وَمَا أُنْزِلَ
 إِلَيْكُمْ وَمَا أُنْزِلَ إِلَيْهِمْ خَاطِعِينَ لِلَّهِ لَا يَشَرُّونَ بِآيَاتِ اللَّهِ تَعَالَى قَلِيلًا أُولَئِكَ لَهُمْ أَجْرُهُمْ عِنْدَ
 رَبِّهِمْ إِنَّ اللَّهَ سَرِيعُ الْحِسَابِ * يَا أَيُّهَا الَّذِينَ آمَنُوا أَصْبِرُوا وَصَابِرُوا وَرَأَيْطُوا وَاتَّقُوا اللَّهَ لَعَلَّكُمْ
 تُفْلِحُونَ)))

(4) “ইন্না ফি খাল্কিছ ছামা-রা-তি অল আব্জি অখতিলা-ফিল লাইলি
 অন্নাহা-বি লা আ-য়তিল লি উলিল আলবা-ব। আল্লাজী-না
 যাজকুরুন্নাহা কিয়ামাত্ত অকুউদাত্ত ওরা আলা জুনুবিহিম
 অয়াতাফাক্কারুনা ফি খাল্কিছ ছামাৱা-তি অল আব্জ; ৰাব্বানা মা
 থালাক্তা হা-জা বা-তিলা, চুবহা-নাকা ফাকিনা আজাবান না-ৰ।
 ৰাব্বানা ইন্নাকা মান তুদখিলিন না-ৰা ফাকাদ আখজাইতাহ অমা
 লিজ যালিমী-না মিন আনছা-ৰ। ৰাব্বানা ইন্নানা ছামি’না মুনা-দিযঁই
 ইউনা-দি লিল ঈমানি আন আ-মিনু বিৰাবিকুম ফা-আমানা
 ৰাব্বানাগ ফিৰলানা জুনুবানা অকাফিক্র আনা ছায়িতাতিনা
 অতাৱাফ্ফানা মাতাল আবৰা-ৰ। ৰাব্বানা আতিনা মা আতানা
 আলা বুচুলিকা অলা তুখজিনা যাওমাহ, ইন্নাকা লা তুখলি-
 ফুল মীতাদ। ফাছতাজা-বা লাহম ৰাবৰুহম আনি লা উজি-উ আমালা
 আ-মিলিন মিনকুম মিন যাকাৰিন আউ উনছা, বা’জুকুম মিন বাঁজ,
 ফাল লাজীনা হা-জাৰু ওৱা উখৰিজু মিন দিয়াৰিহিম ওৱা উ-জু ফি
 ছাবীলি ওৱা কা-তালু ওৱা কুতিলু লাউকাফিফৰানা আনহম
 ছাইয়া-তিহিম ওৱালা উদখিলানাহম জানাতিন তাজৰী মিন
 তাহতিহাল আনহা-ৰ। ছারাবান মিন ইনদিল্লা-হ, অল্লা-হ ইনদাহ
 হচ্ছনুছ ছারাব। লা ইয়াগুৰ্বানাকা তাকল্লুবুল্লায়ীনা কাফাৰ ফিল বিলা-দ।
 মাতাউন কালীলুন ছুস্মা মা’ওৱাহম জাহান্নামু অবিছাল মিহা-দ। লা-

ହିନ୍ଦୁଲ ମୁଛଲିମ (ମୁଛଲିମର ଦୁର୍ଗ)

କିନିଙ୍ଗାୟୀନାତାକାଓ ବକବାହମ ଲାହୁମ ଜାଗା-ତୁଳ ତାଜରୀ ମିନ ତାହତିହାଲ
ଆନହାର ଖା-ଲିଦୀନା ଫିହା ନୁୟଲାମ ମିନ ଇନଦିଙ୍ଗାହି, ଅମା ଇନଦାଙ୍ଗାହି ଖାଇରୁଳ
ଲିଲ ଆବରାବ। ଅଇଗା ମିନ ଆହଲିଲ କିତାବି ଲାମଇୟୁମିନୁ ବିଙ୍ଗାହି ଅମା
ଉନ୍ଧିଲା ଇଲାଇକୁମ ଅମା ଉନ୍ଧିଲା ଇଲାଇହିମ ଖା-ଶିଙ୍ଗେନା ଲିଙ୍ଗା-ହି ଲା
ଇଯାଶ୍ଵତର୍କଣ ବିଆ-ଯା-ତିଙ୍ଗାହି ଛାମାନାନ୍ କାଳୀଲା। ଉଲା-ଇକା ଲାହୁମ
ଆଜରଙ୍ଗମ ‘ଇନଦା ରବିହିମ। ଇନ୍ଦାଙ୍ଗାହା ଛାରୀ’ଟିଲ ହିଚାବ। ଇଯା ଆସ୍ତ୍ରହିନ୍ଦୀନା
ଆମାନୁଛୁବିରୁ ଓରାହା-ବିରୁ ଅଭାକୁଙ୍ଗାହା ଲା’ଆଙ୍ଗାକୁମ ତୁଫଳିଣ୍ଣନ)।

ଅର୍ଥ: ନିଶ୍ଚଯ ଆକାଶମଣ୍ଡଳ ଆର ପୃଥିରୀର ସୃଷ୍ଟିତ ଆର ଦିନ ରାତିର
ଆବର୍ତ୍ତନତ ଜ୍ଞାନୀ ସକଳର ବାବେ ବହୁ ନିର୍ଦ୍ଦର୍ଶନ ଆଛେ। ତେଣ୍ଠୋକେ
ଉଠେଁତେ, ବହୌତେ, ଶୁଣେଁତେ (ସକଳୋ ସମୟତ) ଆଙ୍ଗାହକ ସ୍ୱରଗ କରେ
ଆର ଆକାଶମଣ୍ଡଳ ଆର ପୃଥିରୀର ବିଷୟେ ଚିନ୍ତା ଚର୍ଚା କରେ (ଆର
ତେଣ୍ଠୋକେ କଯ) ‘ହେ ଆମାର ପ୍ରତିପାଲକ ଏହିବୋର ତୁମି ଅନର୍ଥକ ସୃଷ୍ଟି
କରା ନାହିଁ। ତୋମାରେଇ ମହିମା, ତୁମି ଆମାକ ଜାହାନାମର ଶାନ୍ତିର ପରା
ରକ୍ଷା କରା। ହେ ଆମାର ପ୍ରତିପାଲକ! ତୁମି ଯାକ ଜାହାନାମତ ନିଷ୍କେପ
କରା ତାକ ତୁମି ଅରଶ୍ୟଇ ଲାଞ୍ଜିତ କରା। ପାପିର୍ଷ ବିଲାକର କୋନୋ
ସହାୟ କାରୀ ନାହିଁ। ହେ ଆମାର ପ୍ରତିପାଲକ! ଏଜନ ଆହାନ କାରୀଯେ
ଈମାନ ଆନିବଲେ ଆହାନ କରା ଆମି ଶୁଣିଛିଲୋ।’ (ତେଣ୍ଠ କୈଛିଲ)
‘ତୋମାଲୋକର ପ୍ରତିପାଲକ ପ୍ରତି ଈମାନ ଆନା, ଆର ଆମି ଈମାନ
ଆନିଲୋ। ହେ ଆମାର ପ୍ରତିପାଲକ! ଆମାର ଅପରାଧ ସମୁହ ମାର୍ଜନା କରା,
ଆମାର ଦୋଷବୋର ଦୂର କରା ଆର ଆମାକ ପୁନ୍ୟବାନସକଳର ଲଗତ ମୃତ୍ୟୁ
ଦାନ କରା। ହେ ଆମାର ପ୍ରତିପାଲକ! ତୋମାର ବାଚୁଲ ସକଳର ମାଧ୍ୟମେରେ
ଆମାକ ଯି ପ୍ରତିଶ୍ରୁତି ଦିଚିଲା ସେୟା ପୂର୍ବନ କରା। କିଯାମତର ଦିନା
ଆମାକ ଲାଞ୍ଜିତ ନକରିବା। ନିଶ୍ଚଯ ତୁମି ତୋମାର ପ୍ରତିଶ୍ରୁତି କେତିଯାଓ
ଭଙ୍ଗ ନକରା। ତାର ପିଛତ ସିହଁତର ବେ ସିହଁତର ଦୁଆ କବୁଲ କରିବ (ଆର

ହିନ୍ଦୁଲ ମୁଛଲିମ (ମୁଛଲିମର ଦୁର୍ଗ)

କ'ବ), 'ନିଶ୍ୟ ମହି ତୋମାଲୋକର ମାଜତ ଆମଳକାରୀ କୋନୋ ନର-ନାରୀର ଆମଳ ବିଫଳ ନକରୋ; ତୋମାଲୋକ ଏଜନେ ଆନଜନର ଅଂଶ । ଗତିକେ ଯିସକଳେ ହିଜରତ କରିଛେ, ନିଜର ସରର ପରା ଉତ୍ଥାତ ହେଛେ, ଆରୁ ମୋର ପଥତ ନିର୍ଯ୍ୟାତିତ ହେଛେ ଆରୁ ଯୁଦ୍ଧ କରିଛେ ଆରୁ ନିହତ ହେଛେ ମହି ସିହିତର ପାପମୁହ ଅରଶ୍ୟାଇ ଦୂର କରିମ ଆରୁ ଅରଶ୍ୟାଇ ତେଓଲୋକକ ଏଣେ ଜାଗାତତ ପ୍ରରେଶ କରାମ, ଯାର ତଳେଦି ନଦୀ ପ୍ରବାହିତ ହୟ । ଏହିଟୋ ଆଙ୍ଗାହର ତରଫର ପରା ପୁରକ୍ଷାର; ଆରୁ ଉତ୍ତମ ପୁରକ୍ଷାର ଆଙ୍ଗାହର ଓଚରତେଇ । ଯିହିଁତେ କୁଫରୀ କରିଛେ, ଦେଶେ ବିଦେଶେ ସିହିତର ଅବାଧ ବିଚରଣେ ଯାତେ ଆପୋନାକ କେତିଆଓ ବିଭାନ୍ତ ନକରେ । ଏହିଟୋ ସ୍ଵଲ୍ପକାଳୀନ ଭୋଗ ମାତ୍ର; ତାର ପିଛତ ଜାହାନାମ ସିହିତର ବାସନ୍ଧାନ ହ'ବ; ଆରୁ ଏହିଟୋ କିମାନ ଯେ ନିକୃଷ୍ଟ ବିଶ୍ରାମମୁହ! କିନ୍ତୁ ଯିସକଳେ ତେଓଲୋକର ପ୍ରତିପାଲକକ ଭୟ କରେ, ତେଓଲୋକର ବାବେ ଆଛେ ଜାଗାତ, ଯାର ତଳେଦି ନିଜରା ପ୍ରବାହିତ ହୟ, ତାତ ତେଓଲୋକେ ଚିବକାଲ ଥାକିବ । ଏହିଟୋ ହେଛେ ଆଙ୍ଗାହର ତରଫର ପରା ଆତିଥେୟତା; ଆରୁ ଆଙ୍ଗାହର ଓଚରତ ଯି ଆଛେ ସେହିଟୋ ସଂକରମପରାୟଣ ସକଳର ବାବେ ଉତ୍ତମ । ଆରୁ ନିଶ୍ୟ ଶ୍ରୀପୁରୀ ପ୍ରାନ୍ତସକଳର ମାଜତ ଏନ୍ଦ୍ରେକୁରା ଲୋକୋ ଆଛେ ଯିହିଁତେ ଆଙ୍ଗାହର ପ୍ରତି ବିନ୍ୟାରନତ ହୈ ତେଓର ପ୍ରତି ଆରୁ ତେଓ ଯି ତୋମାଲୋକର ଆରୁ ତେଓଲୋକର ପ୍ରତି ନାଫିଲ କରିଛେ ତାତ ଈମାନ ଆନେ । ତେଓଲୋକେ ଆଙ୍ଗାହର ଆୟାତସମୁହ ତୁଚ୍ଛ ମୂଲ୍ୟତ ବିକ୍ରି ନକରେ । ଏଓଲୋକେଇ ହେଛେ, ସେହିସକଳ ବ୍ୟକ୍ତି ଯିସକଳର ବାବେ ତେଓଲୋକର ପ୍ରତିପାଲକର ଓଚରତ ପୁରକ୍ଷାର ଆଛେ । ନିଶ୍ୟ ଆଙ୍ଗାହ ଦ୍ରତ ହିଚାବ ଗ୍ରହଣକାରୀ । ହେ ଈମାନଦାରସକଳ! ତୋମାଲୋକ ଧୈର୍ଯ୍ୟ ଧାରଣ କରା, ଧୈର୍ଯ୍ୟତ ପ୍ରତିଯୋଗିତା କରା ଆରୁ ସଦାୟ ଯୁଦ୍ଧର ବାବେ ପ୍ରସ୍ତୁତ ଥକା, ଆରୁ ଆଙ୍ଗାହର ତାକରା ଅରଲସନ କରା; ଯାତେ ତୋମାଲୋକେ ସଫଳ ହ'ବ ପାରା । (ତାଲେ

হিনুল মুছলিম (মুছলিম দুর্গ)

সৈমৰাগ ১৯০-২০০, বুখাৰী ফাতহল বাৰীৰ সৈতে ৮/৩৩৭, মুছলিম
১/৫৩০)

2. دُعَاءُ لِبْسِ الشَّرْبِ

কাপোৰ পৰিধান কৰাৰ সময়ত পঢ়িবলগীয়া দুআ

5- ((الْحَمْدُ لِلَّهِ الَّذِي كَسَانِي هَذَا (الثَّوْبُ) وَرَزَقَنِيهِ مِنْ عَيْرٍ حَوْلِ مَيِّ وَلَا فُوَّةَ...))

(5)"আলহামদু লিল্লাহ-হিল লাজী, কাছা-নী হা-জা (আছ-ছাউবা)
অৱাজাকানী-হি মিন গাইৰি হাউলিন ঘিৱি অলা কুটৱাহ"।

অর্থ: সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে যিয়ে মোক এইটো
(কাপোৰ) পৰিধান কৰালে। আৰু মোৰ বিনা কোনো শক্তি আৰু
ক্ষমতাত মোক প্ৰদান কৰিলে"।

(আবু দাউদ নং ৪০২৩, তিবমিজী নং ৩৪৫৮, ইবনে মা-জাহ
৩২৮৫, আলবানীয়ে হাচান বুলি কৈছে, চাওক ইবরাউল গালীল
৭/৪৭)

3. دُعَاءُ لِبْسِ الشَّبِيجِ

নতুন কাপোৰ পৰিধান কৰাৰ দুআঃ

6- ((اللَّهُمَّ لَكَ الْحَمْدُ أَنْتَ كَسَوْتَنِي، أَسْأَلُكَ مِنْ خَيْرِهِ وَخَيْرِ مَا صُنِعَ لَهُ، وَأَعُوذُ بِكَ مِنْ شَرِّهِ وَشَرِّ مَا
صُنِعَ لَهُ))

(6)"আল্লাহ-হস্মা লাকাল হামদু আনতা কাছাউতানী-হি আছআলুকা
মিন খাইৰিহি অখাইৰি মা ছুনিতা লাহ্, ওৱা আউজু বিকা মিন
শ্বাব্ৰিহি অশ্বাব্ৰিমা ছুনিতা লাহ্।

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

অর্থ: হে আল্লাহ প্রশংসা তোমাৰ বাবেই, তুমিয়ে মোক পৰিধান কৰালা; মই তোমাৰ পৰা ইয়াৰ উপকাৰ আৰু যাৰ কাৰণে এইটো তৈয়াৰ কৰা হৈছে তাৰ উপকাৰ কামনা কৰোঁ। লগতে ইয়াৰ অপকাৰৰ পৰা আৰু যাৰ কাৰণে এইটো তৈয়াৰ কৰা হৈছে তাৰ অপকাৰৰ পৰা মই আশ্রয় বিছাৰো”।

(আৰু দাউদ নং ৪০২০, তিৰমিজী নং ১৭৬৭, বাগৱী ১২/৪০ চাঁক মুখতাচাৰ শামাইল আত-তিৰমিজী লিলবানী পৃঃ ৪৭)

الْعَاءُ لِمَ لَبِسَ شُوْبَا جَدِيداً ۖ ۴

নতুন কাপোৰ পৰিধানকাৰীক দিবলগীয়া দুআ

((تُبْلِي وَيُخْلِفُ اللَّهُ تَعَالَى)) ۷-(১)

(7)“তুব্লি অইউখলিফুল্লা-হ তাআলা”

অর্থ: তুমি ইয়াক পূৰণী কৰা, আৰু আল্লাহ তাআলাই ইয়াৰ ঠাইত আৰু প্ৰদান কৰক”।

আৰু দাউদ ৪/৪১ চাঁক ছহীহ আৰু দাউদ ২/৭৬০)

((الْبَسْ جَدِيداً وَعَشْ حَمِيداً وَمُمْتَشِيداً)) ۸-(২)

(৮) “ইলবাছ জাদী-দা, অইশ্ব হামী-দা, অমুত শাহী-দা”।

অর্থ: নতুন পিন্ধা, যশস্যাময় জীৱন-যাপন কৰা আৰু শ্রহীদ হৈ মৃত্যু বৰণ কৰা”।

(ইবনে মা-জাহ ২/১১৭৮ বাগৱী ১২/১৪ চাঁক ছহীহ ইবনে মা-জাহ ২/২৭৫)

হিনুল মুছলিম (মুছলিম দুর্গ)

5 مَا يَقُولُ إِلَّا وَضَعُّ شَوْهِيَةٌ

কাপোৰ খুলাৰ সময়ত পঢ়িবলগীয়া দুআ

9- ((بِسْمِ اللَّهِ))

(9) “বিছমিল্লাহ”

অর্থ: (আৰম্ভ কৰিছোঁ) আল্লাহৰ নামত”।

(তিৰমিজী ২/৫০৫, ছহীছল জামে ৩/২০৩ আৰু চাওঁক ইৰৱাউল
গালীল হা: ৫০)

6 دُعَاءُ الدُّخُولِ الْكَلَإِ

শৌচালয়ত প্ৰৱেশ কৰাৰ সময়ত পঢ়িবলগীয়া দুআঃ

10- ((بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ إِلَّيْ أَعُوذُ بِكَ مِنَ الْخَبَثِ وَالْخَابِثِ))

(10) (“বিছমিল্লাহ”) আল্লা-হম্মা ইন্নী আউজুবিকা মিনাল খুবছি
অলখাবাইছ।

অর্থ: (আল্লাহৰ নামত) হে আল্লাহ মই দুষ্ট পূৰুষ জীন আৰু
দুশ্চৰিতা মহিলা জীনৰ (অনিষ্টৰ)পৰা তোমাৰ আশ্রয় বিছাৰোঁ”।

(বুখাৰী ১/৪৫, মুছলিম ১/২৮৩ আৰম্ভণিত বিছমিল্লাহৰ বৃদ্ধি ছাঞ্জিদ
বিন মানছুৰে বৰ্ণনা কৰিছে। চাওঁক ফাতহল বাৰী ১/২৪৪)

7 دُعَاءُ الْمُرْجُونِ مِنَ الْكَلَإِ

শৌচালয়ৰ পৰা গোলোৱাৰ পিছত পঢ়িবলগীয়া দুআ

11- ((غُفرانَكَ))

(১১) “গুফৰা-নাকা”

অর্থ: (হে আল্লাহ!) তোমাৰ ওচৰত ক্ষমা বিছাৰোঁ।

হিনুল মুছলিম (মুছলিম দুর্গ)

(নাছায়ি আমালুল ইয়াউম অল লাইলাহ ৭৯, তিরমিজী ৭, আবু দাউদ ৩০, ইবনে মা-জাহ ৩০০, আরু আলবানীয়ে ছহীহ বুলি কৈছে চাওঁক ছহীহ ছুনান আবি দাউদ ১/১৯)

الذَّكْرُ بِغَيْرِ الْوُصُوْرِ 8.

অজু আবস্ত কর্ণেতে পটিবলগীয়া দুআ

((بِسْمِ اللَّهِ)) 12-

(12)“বিছমিন্নাহ”

অর্থ: (আবস্ত করিছে) আল্লাহর নামত।

(আবু দাউদ ১০১, ইবনে মা-জাহ ৩৯৭, মুছনাদ আহমাদ ৯৪১৮, আরু চাওঁক ইবরাউল গালীল ১/১২২)

الذَّكْرُ بَعْدَ الْفَرَاغِ مِنَ الْوُصُوْرِ 9.

অজুৰ শেষত পটিবলগীয়া দুআঃ

((أَشْهُدُ أَنْ لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ وَأَشْهُدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ..)) (1)-13

(13)“আশ্বহাদু আল লা ইলা-হা ইলাল্লাহ-হ অহদাহ লা শ্বারীকা লাহ
ওরা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহ অবাচ্চুলুহ”।

অর্থ: মই সাক্ষী দিওঁ যে, আল্লাহর বাহিরে আন কোনো সত্য উপাস্য
নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদার নাই। মই আরু সাক্ষী
দিওঁ যে, মুহাম্মাদ চালাল্লাহ-হ আলাইহি অচাল্লাম তেওঁৰ বান্দা (দাস)
আরু প্রেরিত বাচ্চুল”।

মুছলিম ১/২০৯)

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

(اللَّهُمَّ اجْعِلْنِي مِنَ التَّرَابِينَ وَاجْعِلْنِي مِنَ السُّنْطَرِينَ) 14-(2)

(14)"আল্লাহ-হস্মাজ আলনি মিনাত তাউরাবীনা অজ-আলনি মিনাল মুতা তাহ্হীবীন।

অর্থ: হে আল্লাহ মোক বেছি বেছি তৌবাকারী সকলৰ অন্তর্ভুক্ত কৰা আৰু পৱিত্ৰতা অৱলম্বনকারী সকলৰ অন্তর্ভুক্ত কৰা"।

(তিৰমিজী ১/৭৮ আৰু চাঁক ছাহীহ আত তিৰমিজী ১/১৮)

(سُبْحَانَكَ اللَّهُمَّ وَبِحَمْدِكَ، أَشْهُدُ أَنْ لَا إِلَهَ إِلَّا أَنْتَ، أَسْتَغْفِرُكَ وَأَتُوبُ إِلَيْكَ) 15-(3)

(15)"ছুবহা-নাকা আল্লাহ-হস্মা অবিহামদিকা আশ্বহাদু আল লা ইলা-হা ইল্লা আনতা, আছতাগফিৰকা ওৱা আতুবু ইলাইক।

অর্থ: হে আল্লাহ তুমি পৱিত্ৰ আৰু তোমাৰ প্ৰশংসাৰ সৈতে মই সাক্ষী দিঁও যে, তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তোমাৰ ওচৰত ক্ষমা বিছাৰোঁ আৰু তোমাৰ প্ৰতি তৌবা কৰোঁ"।

(আমালুল ইয়াউম অল্লাইলাহ নাছায়ি পৃ: ১৭৩ আৰু চাঁক ইবৰাউল গালীল ১/১৩৫, ৩/৯৪)

হিনুল মুছলিম (মুছলিম দুর্গ)

۱۰. الذُّكْرُ عَدَلُ الخُروجِ مِنَ الْمَنْزِلِ

ঘৰৰ পৰা ওলোৱাৰ সময়ত পঢ়িবলগীয়া দুআ

(۱) (بِسْمِ اللَّهِ، تَوَكَّلْتُ عَلَى اللَّهِ، وَلَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللَّهِ) ۱۶

(16)"বিছমিল্লাহি তারাক্কালতু আলাল্লাহি, তালা হাওলা অলা
কুটুরাতা ইল্লা বিল্লাহ।

অর্থ: (আবস্থ কৰিছোঁ) আল্লাহৰ নামত, যই আল্লাহৰ ওপৰত ভৰসা
কৰিলোঁ। আল্লাহৰ সহায় অবিহনে কোনো বশ্র পৰা বক্ষা পোৱা টান
আৰু কিবা কৰাৰো ক্ষমতা নাই।

(আৰু দাউদ ৪/৩২৫ তিৰমিজী ৫/৪৯০ চাঁক ছহীহ আত তিৰমিজী
৩/১৫১)

(۲) (اللَّهُمَّ إِنِّي أَعُوذُ بِكَ أَنْ أَصِلَّ، أَوْ أُصْلَى، أَوْ أَرِزَلَ،
أَوْ أَرْزَلَ، أَوْ أَظْلَمَ، أَوْ أَظْلَمَ، أَوْ جَهَلَ، أَوْ
يُجْهَلَ عَلَيَّ) ۱۷

(17)"আল্লা-হম্মা ইন্নী আউজু বিকা আন উজিল্লা, আউ উজাল্লা, আউ
আবিল্লা, আউ উবাল্লা, আউ উযলিমা, আউ উযলামা, আউ
আজহালা, আউ ইউজহালা আলাইয়া।

অর্থ: হে আল্লাহ মই তোমাৰ আশ্রয় বিছাৰোঁ পথদ্রষ্ট হোৱাৰ পৰা,
আৰু মোক পথদ্রষ্ট কৰাৰ পৰা। অথবা পিছলি যোৱাৰ পৰা আৰু
মোক পিছলি পেলোৱাৰ পৰা (অৰ্থাৎ দীনৰ পৰা আত্ম হোৱাৰ পৰা)
নাইবা কাৰো অন্যায় কৰাৰ পৰা আৰু কোনোৱে মোৰ ওপৰত
অন্যায় কৰাৰ পৰা, অথবা মই কাৰো লগত মূৰ্খামী কৰাৰ পৰা আৰু
মোৰ লগত কোনোৱে মূৰ্খামী কৰাৰ পৰা'।

(আৰু দাউদ, তিৰমিজী, নাছায়ী, ইবনে মা-জাহ আৰু চাঁক ছহীহ
আত তিৰমিজী ৩/১৫২ আৰু ছহীহ ইবনে মা-জাহ ২/৩৩৬)

হিনুল মুছলিম (মুছলিম দুর্গ)

الذَّكْرُ عِنْدَ دُخُولِ الْمَنْزِلِ .11

ঘৰত প্ৰৱেশ কৰাৰ সময়ত পঢ়িবলগীয়া দুআ

18- ((بِسْمِ اللَّهِ وَلِحَبَّةٍ، وَبِسْمِ اللَّهِ حَرَجْنَا، وَعَلَى اللَّهِ رَبِّنَا تَوَكَّلْنَا، ثُمَّ لِيُسَلِّمْ عَلَى أَهْلِهِ))

(18)"বিছমিল্লাহি অলাজ্না, অবিছমিল্লাহি খাবাজ্না, অ আলা
ৰাবিবনা তাৰাঙ্কালনা"।

অৰ্থ: আল্লাহৰ নামত আমি প্ৰৱেশ কৰিলোঁ, আৰু আল্লাহৰ নামতে
ওলাইছোঁ; আৰু আমি আমাৰ প্ৰতিপালকৰ ওপৰতেই ভৰসা
কৰিছোঁ"। তাৰ পিছত নিজ পৰিয়ালক ছালাম কৰিব।

(আৰু দাউদ, চনদ বিশুদ্ধ ৪/৩২৫)

12. دُعَاءُ الدَّهَابِ إِلَى الْمَسْجِدِ

মছজিদলৈ যোৱাৰ দুআঃ

19- ((اللَّهُمَّ اجْعَلْ فِي قَلْبِي نُورًا، وَفِي لِسَانِي نُورًا، وَفِي سَمْعِي نُورًا، وَفِي بَصَرِي نُورًا، وَمِنْ
فَوْقِي نُورًا، وَمِنْ تَحْتِي نُورًا، وَعَنْ يَمِينِي نُورًا، وَعَنْ شَمَائِلِي نُورًا، وَمِنْ أَمَامِي نُورًا، وَمِنْ
خَلْفِي نُورًا، وَاجْعَلْ فِي نَفْسِي نُورًا، وَأَعْظِمْ لِي نُورًا، وَعَظِيمْ لِي نُورًا، وَاجْعَلْ لِي نُورًا،
وَاجْعَلْنِي نُورًا، اللَّهُمَّ أَعْطِنِي نُورًا، وَاجْعَلْ فِي عَصَمِي نُورًا، وَفِي لَحْيِي نُورًا، وَفِي دَمِي نُورًا،
وَفِي شَعْرِي نُورًا، وَفِي بَنَقْرِي نُورًا)). ((اللَّهُمَّ اجْعَلْ لِي نُورًا فِي قَبْرِي... وَنُورًا فِي
عَظَامِي)). ((وَزِدْنِي نُورًا، وَزِدْنِي نُورًا، وَزِدْنِي نُورًا)). [(وَهَبْ لِي نُورًا عَلَى نُورِ)].

(19)" (আল্লা-ভূম্বাজ'আল ফী কালবী নূৰা, অফী লিছানী নূৰা, অফী ছাম'য়ী
নূৰা, অফী বাছৰী নূৰা, অমিন ফাওকী নূৰা, অমিন তাহতী নূৰা, ওৱা 'আন
ইয়ামানী নূৰা, ওৱা 'আন শিমালী নূৰা, অমিন আমামী নূৰা, অমিন খালফী
নূৰা, ওৱাজ'আল ফী নাফছী নূৰা, ওৱা আ'যিম লী নূৰা, ওৱা 'আ'যিম লী
নূৰা, ওৱাজ'আল লী নূৰা, ওৱাজ'আলনী নূৰা; আল্লা-ভূম্বা আ'তিনী নূৰা,

হিনুল মুছলিম (মুছলিম দুর্গ)

ওরাজ'আল ফী 'আছাবী নূরা, অফী লাহমী নূরা, অফী দামী নূরা, অফী
শ্বারী নূরা, অফী বাশ্বারী নূরা।

[আঞ্চা-ভস্মাজ'আল লী নূরা ফী কাবৰী, অনূরান ফী 'ইয়ামী] [অবিদ্নী নূরা,
অবিদনী নূরা, অবিদনী নূরা] [অহাবলী নূরান 'আলা নূর]

১৯- “হে আঞ্চাহ! তুমি মোর অন্তর্বত নূর (বা আলো) প্রদান করা, মোর
জিভাত নূর প্রদান করা, মোর শ্রবণশক্তিত নূর প্রদান করা, মোর
দৃষ্টিশক্তিত নূর প্রদান করা, মোর ওপরত নূর প্রদান করা, মোর তলত নূর
প্রদান করা, মোর সেঁ ফালে নূর প্রদান করা, মোর বাঁওঁ ফালে নূর প্রদান
করা, মোর সন্মুখত নূর প্রদান করা, মোর পিছ ফালে নূর প্রদান করা,
মোর অন্তর্বত নূর প্রদান করা, মোর বাবে নূর ডাঙ্গৰ কৰি দিয়া, মোর বাবে
নূর বঢ়াই দিয়া, মোর বাবে নূর নির্ধাৰণ কৰি দিয়া, মোক আলোকিত করা।
হে আঞ্চাহ! মোক নূর প্রদান করা, মোর মাংস পেশীত নূর প্রদান করা,
মোর মাংসত নূর প্রদান করা, মোর তেজত নূর প্রদান করা, মোর চুলিত
নূর প্রদান করা আৰু মোৰ ছালত নূর প্রদান করা।”

[“হে আঞ্চাহ! মোৰ বাবে মোৰ কৰৰত নূর দিয়া, মোৰ হাড় সমুহতো নূর
দিয়া”], [“মোক নূর বৃদ্ধি কৰি দিয়া, মোক নূর বৃদ্ধি কৰি দিয়া, মোক নূর
বৃদ্ধি কৰি দিয়া,”] [“মোক নূৰৰ ওপৰত নূৰ প্রদান কৰা”]

(শব্দবোৰ বুখাৰীৰ ব্যাখ্যা ফাতহল বাৰীত ১১/১১৬ মুছলিম ১/
৫২৬,৫২৯,৫৩০)

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

13. دُعَاءُ دُخُولِ المسْجِدِ

মছজিদত প্ররেশ কৰাৰ দুআ

20- ((يَهُدِّأ بِرْجِلِهِ الْيُمْنَى))، وَيَقُولُ: ((أَعُوذُ بِاللَّهِ الْعَظِيمِ، وَبِوَجْهِهِ الْكَرِيمِ، وَسُلْطَانِهِ الْقَدِيمِ، مِنَ الشَّيْطَانِ الرَّجِيمِ)) [بِسْمِ اللَّهِ، وَالصَّلَاةُ] [وَالسَّلَامُ عَلَى رَسُولِ اللَّهِ] ((اللَّهُمَّ افْحِنْ لِي أَبْوَابَ رَحْمَتِكَ)).

আগতে সোঁ ভৰি প্ররেশ কৰিব তাৰ পিছত এই দুআ পাঠ কৰিবঃ¹

(20)"আউজু বিল্লাহিল আজীম, অবি-অজহিল কাৰীম, অচুলতানিহিল কুদীম, মিনাথ-শ্বাইতানিৰ বাজীম। ২. (বিছমিল্লাহি অছালাতু) ৩ (অছালামু আলা বাছুলিল্লাহ), ৪ (আল্লা-হৰ্মাফ তাহ্লি আবৱাবা বাহমাতিক")।⁵

অর্থ: মই সুউচ্চ মহান আল্লাহৰ আৰু তেওঁৰ সন্মানিত মূখ্যমণ্ডলৰ লগতে তেওঁৰ পূৰ্বণি বাজত্বৰ আশ্রয় বিছাৰো অভিশপ্ত চয়তানৰ পৰা। আল্লাহৰ নামত (প্ররেশ কৰোঁ) আৰু বাছুল্লাহৰ ওপৰত দৰুন ও ছালাম বৰ্ষিত হওঁক। হে আল্লাহ মোৰ বাবে তোমাৰ অনুগ্রহৰ দুৱাৰ সমূহ খুলি দিয়া।

(১) হাকিম ১/২১৮, বাইহাকী ২/৪৪২ আলবানীয়ে ছিলছিলা আহাদীচ আচ-ছাহীহাত হাছান বুলি কৈছে ৫/৬২৪ (২) আৰু দাউদ ৪৬৬, চাওঁক ছাহীহল জামে হা: ৪৫৯১ (৩) ইবনুছ ছুন্নী হা: ৮৮ শাহীখ আলবানীয়ে ইয়াক "হাছান" বুলি কৈছে) (৪) আৰু দাউদ ১/১২৬ চাওঁক ছাহীহল জামে ১/৫২৮ (৫)মুছলিম ১/৪৯৪ ইবনে মা-জাত হজৰতে ফাতিমা (বাহ্রিয়াল্লাহ আনহা) ব পৰা এই দুআ বৰ্ণিত আছে যে "আল্লা-হৰ্মাগ ফিৰ্লি জুনু-বি অফতাহ্লি আবৱাবা বাহমাতিক" আল্লামা আলবানীয়ে এই বৰ্ণনাক আন আন বৰ্ণনাৰ সাক্ষ্যৰ জৰিয়তে ছহীহ বুলি কৈছে" চাওঁক ছাহীহ ইবনে মা-জাহ ১/১২৮- ১২৯)

হিনুল মুছলিম (মুছলিম দুর্গ)

دُعَاءُ الخُرُوجِ مِنَ الْمَسْجِدِ 14

মহজিদের পরা ওলোরার সময়ত পঢ়িবলগীয়া দুআ

21-((يَبْدأُ بِرْجِلِهِ الْيُسْرَى)) وَيَقُولُ: ((بِسْمِ اللَّهِ وَالصَّلَاةُ وَالسَّلَامُ عَلَى رَسُولِ اللَّهِ، اللَّهُمَّ إِنِّي أَسْأَلُكَ مِنْ فَضْلِكِ، اللَّهُمَّ اغْصِنِي مِنَ الشَّيْطَانِ الرَّجِيمِ))

ওলোরার সময়ত আগতে বাঁও ভবি আগবঢ়াব তাৰ পিছত এই দুআ
পঢ়িবৎ।

(21)" বিছমিল্লাহি তাচ্ছালাতু তাচ্ছালামু আলা বাচ্চুলিল্লাহ, আল্লাহ-হুম্মা
ইন্নী আচ-আলুকা মিন ফাজ্লিক, আল্লাহ-হুম্মা'ছিম্নি মিনাশ-
শ্বাইতানির বাজীম"। ২

অর্থ: আল্লাহর নামত, আৰু দৰদ ও ছালাম বৰ্ষিত হওঁক বাচ্চুলুল্লাহৰ
ওপৰত; হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ অনুগ্রহ বিছাৰো।
হে আল্লাহ! মোক অভিশপ্ত চয়তানৰ পৰা বক্ষা কৰা"।

((১) হাকিম ১/২১৮, বাইহাকী ২/৪৪২ আলবানীয়ে ছিলছিলা আ-
হাদীচ আচ-ছাহীহাত হাচান বুলি কৈছে ৫/৬২৪ (২) আবু দাউদ,
চাঁওঁক ছাহীহল জামে হা: ৪৫৯১ ইবনুছ ছুন্নী হা: ৮৮ আবু দাউদ
১/১২৬ চাঁওঁক ছাহীহল জামে ১/৫২৮ মুছলিম ১/৪৯৪ , আল্লাহ-হুম্মা'
ছিম্নি মিনাশ-শ্বাইতানির বাজীম"। এই শব্দটো ইবনে মা-জাৰ ছাহীহ
ইবনে মা-জাৰ ১/১২৯)

হিন্দুল মুছলিম (মুছলিমৰ দুর্গ)

15. অক্তৃলান

আজানৰ দুআসমুহঃ

(১) 22- (يَقُولُ مِثْلَ مَا يَقُولُ الْمُؤْدَنُ إِلَّا فِي ((حَيٌّ عَلَى الصَّلَاةِ وَحَيٌّ عَلَى الْفَلَاحِ)) فَيَقُولُ: ((لَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللهِ))

(২) [ক] আজানৰ উত্তৰ সেই সমূহ শব্দৰ দ্বাৰা দিব লাগে যিবোৰ মুৱাজিনে উচ্চাৰণ কৰে। মাথোন ‘হাই আলাছালাহ আৰু হাই আলাল ফালাহ’ ৰ উত্তৰত ক’ব “লা হাউলা অলা কুউৱাতা ইল্লা বিল্লা-হ”।

(বুখাৰী ১/১৫২ মুছলিম ১/২৮৮)

(২) 23- (يَقُولُ: ((وَأَنَا أَشْهُدُ أَنْ لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ وَأَنَّ مُحَمَّدًا أَعْبُدُهُ وَرَسُولُهُ، رَضِيتُ بِاللَّهِ رَبِّيَّ، وَبِمُحَمَّدٍ رَسُولًا، وَبِالْإِسْلَامِ دِينًا))^(১) ((يَقُولُ ذَلِكَ عَقِبَ تَشْهِيدِ الْمُؤْدَنِ))^(২).

(৩) [খ] মুৱাজিনে যেতিয়া “আশ্বহাদু আন্না..... ক’ব তেতিয়া এই দুআ পঢ়িব লাগে।

“অআনা আশ্বহাদু আল লা ইলা-হা ইলাল্লা-হ অহদাহ লা শ্বাৰীকা লাহ অআনা মুহাম্মাদান আবুহ অৰাচুলুহ, ৰাজী-তু বিল্লা-হি ৰাবৰা, অবিমুহাম্মাদিন ৰাচুলা, অবিল ইছলামি দীনা”।

অর্থ: আৰু ময়োঁ সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক তেওঁৰ কোনো অংশীদাৰ নাই আৰু মুহাম্মাদ চালাল্লা-হ আলাইহি অচাল্লাম তেওঁৰ বান্দা আৰু তেওঁৰ ৰাচুল”।

((১) ইবনে খুজাইমাহ ১/২২০ ((২) মুছলিম ১/২৯০)

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

(3) (يُصَلِّي عَلَى النَّبِيِّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ بَعْدَ فَرَاغَتِهِ مِنْ إِجَاجَةِ الْمُؤَذِّنِ). 24

(২৪) [গ] আজানৰ উত্তৰ দিয়াৰ পিছত ৰাচুলুল্লাহ-হ চাল্লাল্লাহ-হ আলাইহি আছাল্লামৰ ওপৰত দৰুদ পত্ৰিব লাগে। (মুছলিম ১/২৮৮)

(4) (يَقُولُ : (اللَّهُمَّ رَبَّ هَذِهِ الدَّعْوَةِ التَّامَّةِ، وَالصَّلَاةِ الْقَائِمَةِ، آتِ مُحَمَّدًا الْوِسِيلَةَ وَالْفُضْلِيَّةَ، وَابْعِثْهُ مَقَامًا مُحْمُودًا الَّذِي وَعَدْتَهُ، إِنَّكَ لَا تُخْفِي أَنْبَاعَهُ)). 25

(২৫) [ঘ] আল্লাহ-হস্যা ৰাবৰা হা-জিহিদ দারাতিত তা-ম্যাহ, অচ্ছালাতিল কা-য়িমাহ, আ-তি মুহাম্মাদানিল অছীলাতা অল ফাজী-লাহ, অবতাছহ মাকামাম-মাহমু-দানিলাজি অতাভাহ। (ইন্নাকা লা তুখলিফুল মীতা-দ)।

অর্থ: হে আল্লাহ! এই পূৰ্ণ দুআ আৰু প্ৰতিষ্ঠিত ছালাতৰ প্ৰতিপালক, মুহাম্মাদ চাল্লাল্লাহ-হ আলাইহি আছাল্লামক বিশেষ নৈকট্য আৰু বিশেষ অনুগ্ৰহ প্ৰদান কৰা। আৰু তেওঁক মাকামে মাহমুদ (প্ৰশংসিত ঠাই)ত থিয় কৰোৱা, যি ঠাইৰ প্ৰতিশ্ৰুতি তুমি তেওঁক দিছা। [নিশ্চয় তুমি তোমাৰ প্ৰতিশ্ৰুতি ভঙ্গ নকৰা।]

(বুখারী ১/১৫২, বন্ধনীৰ মাজৰ শব্দটো বাইহাকীৰ ১/৪১০ আৰু ইয়াৰ বৰাতটোক “যায়েদ”(ভাল) বুলি কোৱা হৈছে চাওঁক শাহখ ইবনে বাজৰ “তুফাতুল আখয়াৰ” পৃ: ৩৮ (কিন্ত এই বৃদ্ধিটো শ্বাজ, চাওঁক ছিলছিলা আহদীচ আজ-জায়ীফা ১১/২৯৩ আৰু ইৰৱাউল গালীল ১/১৬০ অনুবাদক)

(5) (يَدْعُو لِتَفْسِيهِ بَيْنَ الْأَذَانِ وَالْإِقَامَةِ فَإِنَّ الدُّعَاءَ حِينَئِذٍ لَا يُرْدُ). 26

(২৬)[ঙ] আজান আৰু ইকামতৰ মাজৰ সময় খিনিত দুআ কৰিব লাগে কাৰণ সেই সময়ৰ দুআ ব্যৰ্থ নহয়।

(তিৰমিজী, আবু দাউদ, আহমাদ আৰু চাওঁক ইৰৱাউল গালীল ১/২৬২)

হিনুল মুছলিম (মুছলিম দুর্গ)

دُعَاءُ الْأَسْفَافِ ۖ ۱۶

ইচ্ছিফতাহ (অর্থাৎ ছালাত (নামাজ) আবস্থ করা)ৰ দুআঃ

আল্লাহ-কে আকৰাৰ কৈ ছালাত আবস্থ কৰিব আৰু নিম্ন লিখিত দুআসমূহৰ যিকোনো এটা পাঠ কৰিব।

27- (1) ((اللَّهُمَّ بَايْدُ بَيْنِي وَبَيْنَ خَطَايَايِي كَمَا بَاعْدَتْ بَيْنَ الْمَسْرِقِ وَالْمَغْرِبِ، اللَّهُمَّ تَقْنِي مِنْ خَطَايَايِي كَمَا يُنْقِي الشَّوْبُ الْأَيْضُ مِنَ النَّسَنِ، اللَّهُمَّ اغْسِلْنِي مِنْ خَطَايَايِي، بِالثَّاجْ وَالْمَاءِ وَالْبَرَدِ))

(27) “আল্লাহ-হম্মা বা-ইদ বাইনি অবাইনা খাত্তা-ইয়া ইয়া কামা বা-আন্তা বাইনাল মাশ্বৰিকি অলমাগৰিব, আল্লাহ-হম্মা নাঞ্জিনি মিন খাত্তা-ইয়া ইয়া কামা ইউনাক্কাছ ছাউবুল আবয়াজু মিনাদ দানাছ, আল্লাহ-হম্মাগ ছিল্নি মিন খাত্তা- ইয়া ইয়া বিছ-ছালজি অলমা-য়ি অল-বারাদ”।

অর্থ: হে আল্লাহ! মোৰ আৰু মোৰ গুণাহৰ মাজত দুৰত্ত কৰি দিয়া যিমান দুৰত্ত তুমি পূৰ আৰু পশ্চিমৰ মাজত কৰি দিছা, হে আল্লাহ! মোক মোৰ গুণাহৰ পৰা এনেকৈ পৰিস্কাৰ কৰি দিয়া যেনেকে বগা কাপোৰ ময়লাৰ পৰা পৰিস্কাৰ কৰা হয়, হে আল্লাহ! মোক মোৰ গুণাহৰ পৰা বৰফ, পানী, আৰু তুষারেৰে ধুই দিয়া”।

(বুখারী ১/১৮১ মুছলিম ১/৪১৯)

28- (2) ((سُبْحَانَكَ اللَّهُمَّ وَرَحْمَنْكَ، وَبَارَكْتَ أَسْمَكَ، وَتَعَالَى جَدُّكَ، وَلَا إِلَهَ إِلَّا يُرِيكَ)).^০

(28) “ছুবহা-নাকা আল্লাহ-হম্মা অবিহামদিকা অতাবা-বাকাছমুকা অতাআলা জাদুকা অলা ইলা-হা গাইৰুকা”।

অর্থ: হে আল্লাহ! তুমি তোমাৰ সকলো প্ৰশংসাৰ সৈতে পৱিত্ৰ আৰু তোমাৰ নাম বৰকতময়, আৰু তোমাৰ মৰ্যদা বহু উচ্চ তুমি বিনে কোনো সত্য উপাস্য নাই”।

হিনুল মুছলিম (মুছলিম দুর্গ)

(মুছলিম, আবু দাউদ, তিরমিজী, নাছায়ি, ইবনে মা-জাহ আৰু চাওঁক
ছহীহ তিরমিজী ১/৭৭, ছহীহ ইবনে মা-জাহ ১/১৩৫)

(3) ((وَجَهْتُ وَجْهِي لِلَّذِي فَطَرَ السَّمَاوَاتِ وَالْأَرْضَ حَنِيفًا وَمَا أَنَا مِنَ الْمُشْرِكِينَ، إِنَّ صَلَاتِي، وَسُكُونِي، وَمَحْيَايَ، وَمَمَاتِي لِلَّهِ رَبِّ الْعَالَمِينَ، لَا شَرِيكَ لَهُ وَبِذَلِكَ أُمِرْتُ وَإِنَّا مِنَ الْمُسْلِمِينَ. اللَّهُمَّ أَئْتَ الْمَلِكَ لِأَلَّا إِلَّا أَنْتَ، أَئْتَ رَبِّي وَإِنَّا عَبْدُكَ، ظَلَمْتُ نَفْسِي-
وَأَغْرَقْتُ بِنَفْسِي فَاغْفِرْ لِي ذُنُوبِي كَجِيعًا إِنَّهُ لَا يَعْفُرُ الذُّنُوبَ إِلَّا أَنْتَ. وَاهْدِنِي لِأَحْسَنِ
الْأَخْلَاقِ لَا يَهْدِي لِأَخْسِنِهَا إِلَّا أَنْتَ، وَاصْرِفْ عَنِّي سَيِّئَهَا، لَا يَصْرِفْ عَنِّي سَيِّئَهَا إِلَّا
أَنْتَ، لَبَيْكَ وَسَعْدَيْكَ، وَالْخَيْرُ كُلُّهُ بِيَدِكَ، وَالشَّرُّ لَيْسَ إِلَّا
أَنَا بِكَ وَإِلَيْكَ، تَبَارَكْتَ وَتَعَالَيْتَ، أَسْتَغْفِرُكَ وَأَتُوبُ إِلَيْكَ)).

(29) “অজ্ঞাহ্বত্ত অজ্ঞিহ্যা লিঙ্গাজি ফাতারাছ ছামারা-তি অল আৰজি
হানিফাওঁ অমা আনা মিনাল মুশ্বিরকীন। ইন্না ছালা-তি, অনুচ্ছুকি,
অমাহ-ইয়ায়া, অমামা-তি লিঙ্গা-হি ৰাবিবল আ-লামীন। লা-শ্বারীকা
লাহ অবিজালিকা উমিৰতু অতানা মিনাল মুছলিমীন। আল্লা-হস্মা
আনতাল মালিক, লা ইলা-হা ইংলা আন্তা।। আনতা ৰাবিৰ অতানা
আবুক, জালামতু নাফছি অতাবাফতু যাষি, ফাগফিৰ লি যুনু-বি
জামীতা, ইমাহ লা-যাগ ফিৰজ যুনু-বা ইংলা আনতা। অহদিনি
লিতাহছানিল আখলা-ক্র, লা-যাহদি লিতাহছানিহা ইংলা আনতা।
অছৰিফ আনি ছায়ি আহা, লা-যাছৰিফু ছায়িতাহা ইংলা আনতা।
লাবাইক অছাদাইক, অল-খাইক কুল্লুহ বিয়াদাইক, অশ-শ্বারু
লাইছা ইলাইক, আনা বিকা অ ইলাইকা তাবাৰাক্তা অতা
আ-লাইতা আছতাগফিৰকা ওৱা আতুৰু ইলাইক”।

অর্থ: মই একাগচিতে সেই সঙ্গাব পিনে মুখ কৰিলোঁ যিয়ে
আকাশমণ্ডল আৰু পৃথিবী সৃষ্টি কৰিছে। মই কদাপিও অংশীদাৰ
বিলাকৰ দলভূক্ত নহওঁ। নিশ্চয় মোৰ নামাজ, মোৰ কুৰবানী, মোৰ
জীৱন-মৰণ বিশ্বজগতৰ প্ৰভু আল্লাহৰ বাবেই, তেওঁৰ কোনো অংশী
নাই। এয়া মোৰ প্ৰতি আদিষ্ট হৈছে আৰু আনুগত্যৰে (আল্লাহৰ

ହିନ୍ଦୁଲ ମୁଛଲିମ (ମୁଛଲିମର ଦୁର୍ଗ)

ଓଚରତ) ଶିର ନତ କରା ସକଳର ଭିତରତ ମୟେ ପ୍ରଥମ । ହେ ଆଜ୍ଞାହ ତୁମିଯେ ବାଦଶାହ, ତୁମି ବିନେ କୋନୋ ସତ୍ୟ ଉପାସ୍ୟ ନାହିଁ । ତୁମିଯେ ମୋର ବବ, ଆକୁ ମହି ତୋମାର ଦାସ । ମହି ନିଜେଇ ନିଜର ଓପରତ ଅନ୍ୟାଯ କରିଛୋ ଏହିଟୋ ମହି ନିଜେ ସ୍ଵିକାର କରୋ । ଏତେକେ ମୋର ସକଳୋ ଗୁଣାହ କ୍ଷମା କରି ଦିଯା, କିଯନ୍ତେ ତୁମି ବିନେ କୋନୋରେ ଗୁଣାହ ମାଫ କରିବ ନୋରାବେ । ଆକୁ ମୋକ ଉତ୍ତମ ଚରିତ୍ର ହିନ୍ଦାୟତ ପ୍ରଦାନ କରା, କାବଣ ଉତ୍ତମ ଚରିତ୍ର ହିନ୍ଦାୟତ ତୁମି ବିନେ କୋନୋରେ ଦିବ ନୋରାବେ । ଆକୁ ବେଯା ଅଭ୍ୟାସ ମୋର ପରା ଦୂର କରି ଦିଯା, କିଯନ୍ତେ ତୁମି ବିନେ ମୋର ପରା ବେଯା ଅଭ୍ୟାସ କୋନୋରେ ଦୂର କରିବ ନୋରାବେ । ମହି ଉପଚ୍ଛିତ ମହି ଉପଚ୍ଛିତ, ସର୍ବ ପ୍ରକାର କଲ୍ୟାଣ ତୋମାର ହାତତେଇ ଆକୁ ଅମଙ୍ଗଳ ତୋମାର ପରା ନହଯା । ମହି ତୋମାରେଇ ଆକୁ ତୋମାର ପିନେଇ ମୁଖ କରିଛୋ ତୁମି ବରକତମୟ ଆକୁ ସୁଉଚ୍ଚ ମହାନ, ମହି ତୋମାର ଓଚରତ କ୍ଷମା ପ୍ରାର୍ଥନା କରୋ ଆକୁ ତୋମାରୀଲେ ତୌବା କରୋ” ।

(ମୁଛଲିମ ୧/୫୩୪)

30-4) (اللَّهُمَّ رَبَّ جِبْرِيلَ، وَمِيكَائِيلَ، وَإِسْرَافِيلَ، فَاطِرِ السَّمَاوَاتِ وَالْأَرْضِ، عَالِمِ
الغَيْبِ وَالشَّهَادَةِ أَنْتَ تَحْكُمُ بَيْنَ عِبَادِكَ فِيمَا كَانُوا فِيهِ يَخْتَلِفُونَ。اْهْدِنِي لِمَا اخْتَلَفَ
فِيهِ مِنَ الْحُقْقِيْقَى إِنَّكَ تَهْدِي مَنْ تَشَاءُ إِلَى صِرَاطِ مُسْتَقِيمٍ) ।

(30) “ଆଜ୍ଞା-ହସ୍ତା ବାବା ଜିବ୍ରାଯିଲା, ଅମ୍ବିକାଯିଲା, ଅଇଛବାଫିଲା ଫା-ତିବାଛ ଛାମାରା-ତି ଅଲ ଆବ୍ରଜ । ଆ-ଲିମାଲ ଗାଇବି ଅଶ୍-ଶାହା-ଦାତି ଆନତା ତାହକୁମୁ ବାହିନା ଇବାଦିକା ଫି ମା କା-ନୁ ଫୀ-ହି ଯାଥତାଲିଫୁନ । ଇହଦିନୀ ଲିମାଖତୁଲିଫା ଫୀ-ହି ମିନାଲ ହାଙ୍କି ବି ଇଜନିକ, ଇନ୍ନାକା ତାହ୍ଦି ମାନ ତାଥା ଓ ଇଲା ଛିରାତିମ ମୁଛତାକୀମ” ।

ଅର୍ଥ: ହେ ଆଜ୍ଞାହ ! ଜିବ୍ରାଇଲ, ମୀକାଈଲ ଆକୁ ଇଛବାଫିଲର ବବ, ଆକାଶସମୁହ ଆକୁ ପୃଥିବୀର ସୃଣି କର୍ତ୍ତା, ପ୍ରକାଶ୍ୟ ଆକୁ ଅପ୍ରକାଶ୍ୟର ଜ୍ଞାନ ବାଖୋତା, ତୋମାର ଦାସ ବିଲାକେ ଯି ବିଷରୀଲେ ନିଜର ମାଜତେ

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

মতভেদ সৃষ্টি কৰিছে সেয়া তুমিয়েই সিহঁতৰ মাজত মীমাংসা কৰি দিবা। যি বিষয়বোৰত মতভেদৰ সৃষ্টি হৈছে তুমি নিজ ইচ্ছাৰে মোক সত্যৰ পিনে পৰিচালিত কৰা। নিশ্চয় তুমি যাক ইচ্ছা কৰা তাক পোন বাটলৈ পৰিচালিত কৰা”।

(মুছলিম ১/৫৩৪)

31-⁽⁵⁾ ((اللَّهُ أَكْبَرُ كَبِيرًا، اللَّهُ أَكْبَرُ كَبِيرًا، اللَّهُ أَكْبَرُ كَبِيرًا، وَالْحَمْدُ لِلَّهِ كَثِيرًا، وَالْحَمْدُ لِلَّهِ كَثِيرًا، وَسَبْحَانَ اللَّهِ بُكْرًا وَأَصِيلًا)) ثلاثاً ((أَعُوذُ بِاللَّهِ مِنَ الشَّيْطَانِ: مِنْ نَفْخَهِ، وَنَفْشِهِ، وَمَهْزِهِ)).

(31) “আল্লাহ-হ আকবাৰ কাৰীৰা, আল্লাহ-হ আকবাৰ কাৰীৰা, আল্লাহ-হ আকবাৰ কাৰীৰা, অল হামদুলিল্লাহি কাছীৰা, অল হামদুলিল্লাহি কাছীৰা, অল হামদুলিল্লাহি কাছীৰা, অচুবহান্নাল্লাহি বুকৰাতাওঁ ওৱা আছীলা।

(আৰু তিনি বাৰকৈক ক'ব) আউজু বিল্লাহি মিনাথ শ্বাইতানি মিন নাফখিহি অনাফছিহি অহামজিহি”।

অর্থ: আল্লাহ সকলোতকৈ মহান বৰ মহান, আল্লাহ সকলোতকৈ মহান বৰ মহান, আল্লাহ সকলোতকৈ মহান বৰ মহান, সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে অগণন, সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে অগণন, সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে অগণন, আৰু আল্লাহ পৱিত্ৰ পুৱা-গধূলি মই তেওঁৰ আশ্রয় বিছাৰো চয়তানৰ পৰা তাৰ ফু দিয়াৰ পৰা, আৰু তাৰ থু দিয়াৰ পৰা, আৰু তাৰ আঘাত কৰাৰ পৰা”।

(আৰু দাউদ ১/২০৩ ইবনে মা-জাহ ১/২৬৫ আহমাদ ৪/৮৫)

আৰু মুছলিমে ইয়াক ইবনে ওমৰৰ পৰা বৰ্ণনা কৰিছে যে, “এদিনাখন আমি ৰাঙ্গুলুল্লাহ চাল্লাল্লাহ-হ তালাইহি অছাল্লামৰ সৈতে

ହିନ୍ଦୁଲ ମୁହୁଲିମ (ମୁହୁଲିମର ଦୁର୍ଗ)

ନାମାଜ ଆଦାୟ କରି ଆଛିଲୋ ଏନେତେ ବ୍ୟକ୍ତି ଏଜନେ କ'ଲେ, “ଆଜ୍ଞାହ୍ ଆକବାର କାବୀରା, ଅଳ ହାମଦୁଲିଲ୍ଲା-ହି କାହିଁରା, ଅଛୁବହା-ନାନ୍ନା-ହି ବୁକବାତାଓଁ ଓରା ଆଛୀଲା” ବାଚୁଲୁଙ୍ଗାହ ଚାଲାଙ୍ଗା-ହ ଆଲାଇହି ଅଛାଙ୍ଗାମେ କ'ଲେ, “ଏହି ଶବ୍ଦବୋର କୋନେ କ'ଲେ ? ଉପଚ୍ଛିତ ଲୋକ ସକଳର ଏଜନେ କ'ଲେ, ହେ ଆଜ୍ଞାହର ବାଚୁଲ ! ମହି କୈଛୋ । ତେଥେତେ କ'ଲେ, ମହି ଏହି ଶବ୍ଦବୋର ଶୁଣି ଆଚରିତ ହୈଛୋ; ଏହି ଶବ୍ଦବୋରର ବାବେ ଆକାଶର ଦୂରାର ଖୁଲି ଦିଯା ହେଛେ” ।

ମୁହୁଲିମ 1/୪୨୦)

ନବୀ ଚାଲାଙ୍ଗା-ହ ଆଲାଇହି ଅଛାଙ୍ଗାମେ ବାତି ଯେତିଯା ତାହାଜ୍ଞୁଦର ବାବେ ଉଠିଛିଲ ତେତିଯା କୈଛିଲ :

32-**(6) ((اللَّهُمَّ لَكَ الْحَمْدُ))**, أَنْتَ نُورُ السَّمَاوَاتِ وَالْأَرْضِ وَمَنْ فِيهِنَّ, وَلَكَ الْحَمْدُ أَنْتَ قَيْمُ السَّمَاوَاتِ وَالْأَرْضِ وَمَنْ فِيهِنَّ, [وَلَكَ الْحَمْدُ أَنْتَ رَبُّ السَّمَاوَاتِ وَالْأَرْضِ وَمَنْ فِيهِنَّ] [وَلَكَ الْحَمْدُ لَكَ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ وَمَنْ فِيهِنَّ] [وَلَكَ الْحَمْدُ أَنْتَ مَلِكُ السَّمَاوَاتِ وَالْأَرْضِ] [وَلَكَ الْحَمْدُ] [أَنْتَ الْحَقُّ, وَوَعْدُكَ الْحَقُّ, وَفُولُكَ الْحَقُّ, وَإِقَاؤُكَ الْحَقُّ, وَاجْلَجْتَهُ حَقًّا, وَالنَّارُ حَقًّا, وَالنَّبِيُّونَ حَقًّا, وَمُحَمَّدٌ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ حَقًّا, وَالسَّاعَةُ حَقًّا] [اللَّهُمَّ لَكَ أَسْلَمْتُ, وَعَلَيْكَ تَوَكَّلْتُ, وَبِكَ آمَنْتُ, وَلِيَكَ آتَيْتُ, وَبِكَ خَاصَّمْتُ, وَلِيَكَ حَاكَمْتُ. فَاغْفِرْ لِي مَا قَدَّمْتُ, وَمَا أَخَرْتُ, وَمَا أَسْرَرْتُ وَمَا أَعْلَمْتُ] [وَمَا أَنْتَ أَعْلَمُ بِهِ مِنِّي] [أَنْتَ المُقَدَّمُ وَأَنْتَ الْمُؤَخِّرُ لَا إِلَهَ إِلَّا أَنْتَ] [أَنْتَ إِلَهِي لَا إِلَهَ إِلَّا أَنْتَ] [لَوْلَا حَوْلَ لَا قُوَّةَ إِلَّا بِاللَّهِ]) ୦

(ଆଜ୍ଞା-ଭମ୍ମା ଲାକାଲ ହାମଦୁ ଆନତା ନୁରୁଚ ଛାମା-ଓରା-ତି ଅଳ ଆବଜି ଅମାନ ଫୀହିନ୍ନ ଅଲାକାଲ ହାମଦ | ଆନତା କ୍ରାଯିମୁଚ ଛାମା-ଓରା-ତି ଅଳ ଆବଜି ଅମାନ ଫୀହିନ୍ନ, [ଓରା ଲାକାଲ ହାମଦୁ ଆନତା ବାବୁଚ ଛାମା-ଓରା-ତି ଅଳ ଆବଜି ଅମାନ ଫୀହିନ୍ନ], [ଓରା ଲାକାଲ ହାମଦ, ଲାକା ମୂଳକୁଚ ଛାମା-ଓରା-ତି ଅଳ ଆବଜି ଅମାନ ଫୀହିନ୍ନ], [ଓରା ଲାକାଲ ହାମଦ, ଆନତା ମାଲିକୁଚ ଛାମା-ଓରା-ତି ଅଳ ଆବଜ], [ଓରା ଲାକାଲ ହାମଦ] [ଆନତାଲ ହାକ, ଓରା ଅନ୍ଦୁକାଲ ହାକ, ଅକ୍ରାଓଲୁକାଲ ହାକ, ଅଲିକା-ଟୁକାଲ ହାକ, ଓରାଲ ଜାନ୍ମାତୁ ହାକ, ଓରାନ ନା-ରୁ

ହିନ୍ଦୁଲ ମୁଛଲିମ (ମୁଛଲିମର ଦୁର୍ଗ)

ହାକ, ଓରାନ ନାବିଯୂନା ହାକ, ଓରା ମୁହାସ୍ମାଦୁନ ହାକ, ଓରାଞ୍ଚା'ଆତୁ ହାକ। [ଆଙ୍ଗା-ହୁମ୍ମା ଲାକା ଆଛଲାମତୁ, ଓରା ଆଲାଇକା ତାଓରାଙ୍କାଲତୁ ଅବିକା ଆ--ମାନତୁ, ଓରା ଇଲାଇକା ଆନାବତୁ, ଅବିକା ଖା-ଛାମତୁ, ଓରା ଇଲାଇକା ହା-କାମତୁ, ଫାଗଫିର ଲୀ ମା କାନ୍ଦାମତୁ, ଅମା ଆଖଖାରତୁ, ଅମା ଆଛରାବତୁ, ଅମା ଆ'ଲାନତୁ], [ଆନତାଳ ମୁକାଦିମୁ ଓରା ଆନ୍ତାଳ ମୁଆଖିର, ଲା ଇଲା-ହା ଇଙ୍ଗା ଆନତା] [ଆନତା ଇଲା-ହା, ଲା ଇଲା-ହା ଇଙ୍ଗା ଆନ୍ତ] ଲା ହାଟଲା ଅଲା କୁଉରାତା ଇଙ୍ଗା ବିଙ୍ଗା-ହ)।

୩୨-^(୬) “ହେ ଆଙ୍ଗାହ! ତୋମାର ବାବେଇ ସକଳୋ ଧରଣର ପ୍ରଶଂସା; ଆକାଶସମୂହ, ଆରୁ ପୃଥିରୀ ଆରୁ ଏଇ ଦୁଟାର ମାଜତ ଯି ଆଛେ ତୁମିଯେଇ ଏଇବୋରର ନୂର (ଆଲୋ)। ଆରୁ ତୋମାର ବାବେଇ ସକଳୋ ଧରଣର ପ୍ରଶଂସା; ଆକାଶସମୂହ, ଆରୁ ପୃଥିରୀ ଆରୁ ଏଇ-ଦୁଟାର ମାଜତ ଯି ଆଛେ ତୁମିଯେଇ ଏଇବୋରର ବନ୍ଧନାବେକ୍ଷଣକାରୀ-ପରିଚାଲକ । ଆରୁ ତୋମାର ବାବେଇ ସକଳୋ ଧରଣର ପ୍ରଶଂସା; ଆକାଶସମୂହ, ଆରୁ ପୃଥିରୀ ଆରୁ ଏଇ-ଦୁଟାର ମାଜତ ଯି ଆଛେ ତୁମିଯେଇ ଏଇ ବୋରର ବସନ୍ତ(ପ୍ରତିପାଳକ) । ଆରୁ ତୋମାର ବାବେଇ ସକଳୋ ଧରଣର ପ୍ରଶଂସା; ଆକାଶସମୂହ, ଆରୁ ପୃଥିରୀ ଆରୁ ଏଇ ଦୁଟାର ମାଜତ ଯି ଆଛେ ତାର ସାର୍ବଭୌମତ ତୋମାବେଇ । ଆରୁ ତୋମାର ବାବେଇ ସକଳୋ ଧରଣର ପ୍ରଶଂସା; ଆକାଶସମୂହ ଆରୁ ପୃଥିରୀର ବଜା ତୁମିଯେଇ । ଆରୁ ତୋମାର ବାବେଇ ସକଳୋ ଧରଣର ପ୍ରଶଂସା; ତୁମିଯେଇ ହକ (ସତ୍ୟ), ତୋମାର ପ୍ରତିଶ୍ରୁତି ହକ (ବାନ୍ତର ଆରୁ ସଠିକ), ତୋମାର ବାଣୀ ହକ, ତୋମାର ସାକ୍ଷାତ ଲାଭ ହକ, ଜାଗାତ ହକ, ଜାହାନାମ ହକ, ନବୀସକଳ ହକ, ମୁହାସ୍ମାଦ ଚାନ୍ଦାଙ୍ଗାହ ଆଲାଇହି ଅଛାଙ୍ଗାମ ହକ ଆରୁ କିଯାମତ ହକ । ହେ ଆଙ୍ଗାହ! ତୋମାର ଓଚରତେଇ ଆତ୍ମସମର୍ପଣ କରୋଁ, ତୋମାର ଓପରତେଇ ଭରସା କରୋଁ, ତୋମାର ଓପରତେଇ ଈମାନ ଆନିଛୋଁ, ତୋମାର ଫାଲେଇ ପ୍ରତ୍ୟାବର୍ତନ କରୋଁ, ତୋମାର ବାବେଇ ଶକ୍ରର ଲଗତ ବିବାଦ କରୋଁ, ଆରୁ ତୋମାର ଓଚରତେଇ ବିଚାର ଜନାଓଁ; ଏତେକେ ମୋର ଗୁନାହସମୂହ କ୍ଷମା କରି ଦିଯା—ଯିବୋର ଆଗତେ କରିଛୋଁ, ଆରୁ ଯି ପିଛତ କରିଛୋଁ, ଯି ମଇ ଗୋପନେ କରିଛୋଁ ଆରୁ ଯି ପ୍ରକାଶ କରିଛୋଁ । ତୁମିଯେଇ ଅଗ୍ରଗାମୀ କରା, ଆରୁ ତୁମିଯେଇ

হিনুল মুছলিম (মুছলিম দুর্গ)

পশ্চাদগামী করা, তোমার বাহিরে আন কোনো সত্য ইলাহ (উপাস্য) নাই।
তুমিয়েই মোর ইলাহ। তোমার বাহিরে আন কোনো সত্য উপাস্য নাই।
(বুখারী,)ফাতহল বাবীর সৈতে (৩/৩, ১১/১১৬, ১৩/৩৭১, ৪২৩, ৪৬৫, নং
১১২০, ৬৩১৭, ৭৩৮৫, ৭৪৪২, ৭৪৯৯; আরু মুছলিম সংক্ষিপ্তাকারত ১/
৫৩২, নং ৭৬৯)।

دُعَاءُ الْكُوع

ঝুকুর দুআসমূহ৪

33- (১) ((سُبْحَانَ رَبِّيُّ الْعَظِيمِ)). ثلث مراتٍ.

(33) “ছুবহা-না ৰাবিবয়াল আজীম” (তিনি বাৰ)

অর্থ: পরিত্র মোৰ প্রতিপালক মৰ্যদাবান।

(আবু দাউদ, তিৰমিজী, নাছায়ি, ইবনে মা-জাহ, আহমাদ আৰু
চাঁওক ছাহীহ আত তিৰমিজী ১/৮৩)

34- (২) ((سُبْحَانَكَ اللَّهُمَّ رَبَّنَا وَرَبِّ الْمَلَائِكَةِ، اللَّهُمَّ اغْفِرْ لِي)).

(34) “ছুবহা-নাকা আল্লা-হ্ম্যা ৰাববানা অবিহামদিকা আল্লা-হ্ম্যাগ
ফিৰলি”।

অর্থ: পরিত্র তুমি হে আল্লাহ আমাৰ প্রতিপালক আৰু তোমাৰেই
প্ৰশংসা, হে আল্লাহ মোক ক্ষমা কৰি দিয়া”

(বুখারী ১/৯৯ মুছলিম ১/৩৫০)

35- (৩) ((سُبْحَانَهُ، قُدُّوسٌ، رَبُّ الْمَلَائِكَةِ وَالرُّوحِ)).

(35) “ছুবুহন কুদুছুন ৰাববুল মালা-ইকাতি অৱ ঝহ”।

অর্থ: অতি পরিত্র,(নিশ্চয়) পরিত্র, ফিৰিষ্টা আৰু ঝহৰ প্রতিপালক।

হিনুল মুছলিম (মুছলিম দুর্গ)

(মুছলিম ১/৩৫৩ আবু দাউদ ১/২৩০)

36-(4) ((اللَّهُمَّ لَكَ رَغْعُتُ، وَبِكَ آمَنْتُ، وَلَكَ أَسْلَمْتُ، حَشَعَ لَكَ سَمْعِي، وَبَصَرِي، وَمُحِّي،
وَعَظَمِي، وَعَصَبِي، [وَمَا اسْتَقَلْتُ بِهِ قَدَّيِ])

(36) “আল্লাহ-হম্মা লাকা বাকা তু, অবিকা আ-মান্তু, অলাকা
আছলামতু, খাশ্বাতা লাকা ছাময়ি, অবাছাবী, অমুখ্দি, ওরা আজামী,
ওরা আছাবী, অমাছ তাকাল্লা বিহী কাদামী”।

অর্থ: হে আল্লাহ মই তোমার বাবেই নত হৈছো, তোমার ওপৰতেই
ঈমান আনিছো, আৰু তোমাবেই আনুগত্য হৈছো, তোমাক ভয়
কৰিয়েই নত্র হৈছে মোৰ কান, মোৰ চকু, মোৰ মণ্ডু, মোৰ
হাড়সমূহ, আৰু মোৰ স্নায়ুবোৰ, আৰু (মোৰ গোটেই শৰীৰ) যিটো
মোৰ ভৰিয়ে বহন কৰে।

(মুছলিম ১/৫৩৪ নাছায়ি, তিৰমিজী,আবু দাউদ)

37-(5) ((سُبْحَانَ ذِي الْجَبْرُوتِ، وَالْمَلْكُوتِ، وَالْكِبْرِيَاءِ، وَالْعَظَمَةِ))

(37) “ছুবহা-না জিল জাব্ব-তি, অল মালাকু-তি, অল কিবিয়া-য়ি,
অল আজমাহ”।

অর্থ: পৱিত্র সৰ্ব শক্তিমান আৰু সাৰ্বভৌম কৰ্তৃত্বৰ মালিক গৌৰৱ ও
মৰ্যদাবান”।

(আবু দাউদ, ১/২৩০ নাছায়ি, আহমাদ, চনদ ‘হাছান’।)

হিনুল মুছলিম (মুছলিমৰ দুর্গ)
 ১৪. دُعَاءُ الرَّفِيعِ مِنْ الرُّكُوعِ
 ৰকুৰ পৰা মূৰ তুলি পঢ়িবলগীয়া দুআঃ

.(سَيِّدُ الْلَّهِ إِلَمْ حَمْدَهُ)). (১)-38

(৩৮) “ছামি আল্লা-হ লিমান হামিদাহ্”।

অর্থ: আল্লাহে শুনিছে যিয়ে তেওঁৰ প্রশংসা কৰিছে”।

(বুখারী ফাতহল বাবীৰ সৈতে ২/২৮২)

.(رَبَّنَا وَلَكَ الْحَمْدُ، حَمْدًا كَثِيرًا طَيِّبًا مُبَارِكًا فِيهِ)). (২)-39

(৩৯) “ৰাবৰানা অলাকাল হাম্দ, হামদান কাছীৰান তায়িবান
 মুবারাকান ফৌ”।

অর্থ: হে আমাৰ ৰব! সকলো ধৰণৰ প্রশংসা তোমাৰ বাবেই, অগণন
 প্রশংসা, পৱিত্ৰ, যিটো বৰকতময় কৰা হৈছে”।

(বুখারী ফাতহল বাবী ২/২৮৪)

.(৩)- (مَلِءَ السَّمَوَاتِ وَمَلِءَ الْأَرْضَ، وَمَا يَنْهُمَا، وَمَلِءَ مَا شِئْتَ مِنْ شَيْءٍ بَعْدُ。 أَهْلَ الشَّنَاءِ وَالْمَجْدِ، أَحَقُّ مَا قَالَ الْعَبْدُ، وَكُلُّنَا لَكَ عَبْدٌ。 اللَّهُمَّ لَا مَانِعَ لِمَا أَعْطَيْتَ، وَلَا مُعْطِيٌ لِمَا مَنَعْتَ، وَلَا يَنْعَزُ ذَا الْجَدِّ مِنْكَ الْجَدُّ)।

(৪০) “ মিলআছ ছামা-ৱা-তি অমিলআল আৰ্জি অমা বাইনাহ্মা,
 অমিলআ মা শ্ৰি'তা মিন শ্বাইয়িন বাঁদু, আহলাছ ছানা-য়ি অল মাজদি
 আহাঙ্কু মা কা-লাল আদু অকুল্লুনা লাকা আদুন। আল্লা-হম্মা লা মা-
 নিয়া লিমা আ'তাহিতা, অলা মু'তিয়া লিমা ঘানা'তা অলা যানফাউ জাল
 জাদি মিনকাল জাদু”।

অর্থ: (হে আল্লাহ! হে আমাৰ প্রতিপালক! প্রশংসা তোমাৰেই)ইমান
 প্রশংসা যে যিটোৰে আকাশ ভৰি ঘাৰ আৰু পৃথিবী ভৰি ঘাৰ, আৰু

হিনুল মুছলিম (মুছলিম দুর্গ)

আকাশ, পৃথিবী উভয়ের মাজের ঠাইখিনি ভৰি যাব, আৰু তাৰ পিছতো
তুমি যি ইচ্ছা কৰা সেইটো ভৰি যাব, হে প্ৰশংসা আৰু নাম যশস্যাৰ
যোগ্য। আটাইতকৈ সঁচা কথা যিটো বান্দাই কৈছে সেয়া এইটো।
আৰু আমি সকলো তোমাৰেই বান্দা। হে আল্লাহ যিটো তুমি দিব
বিচৰা সেইটো কোনোৱে ৰোধ কৰিব নোৱাৰে আৰু যিটো তুমি বাধা
দিয়া সেইটো কোনোৱে প্ৰদান কৰিব নোৱাৰে”। কোনো মৰ্যদাবানৰ
মৰ্যদাই তোমাৰ ওচৰত কোনো উপকাৰ কৰিব নোৱাৰে”।

(মুছলিম ১/৩৪৬)

دُعَاءُ السُّجُودِ ١٩

ছাজদাৰ দুআসমৃহঃ

41- (سُبْحَانَ رَبِّ الْأَعْلَمِ) ثلاث مرآت.

(41) “ছুবহা-না ৰাবিবয়াল আ’লা”। (তিনি বাৰ)

অর্থ: পৰিত্র মোৰ ৰব আটাইতকৈ উচ্চ।

(ছুনান আৰবাতা, আহমাদ চাঁক ছাহীহ আত তিৰমিজী ১/৮৩)

42- (سُبْحَانَكَ اللَّهُمَّ رَبِّنَا وَرَبِّ الْعَالَمِينَ، اللَّهُمَّ اغْفِرْ لِي).

(42) “ছুবহা-নাকা আল্লা-ম্যা ৰাববানা অবিহামদিকা আল্লা-হম্মাগ
কিৰলি”।

অর্থ: পৰিত্র তুমি হে আল্লাহ আমাৰ প্ৰতিপালক আৰু তোমাৰ
প্ৰশংসাৰ সৈতে মোক ক্ষমা কৰি দিয়া”

(বুখাৰী ১/১৯৯ মুছলিম ১/৩৫০)

43- (سُبْحَنُّ قُدُّوسٍ، رَبُّ الْمَلَائِكَةِ وَالرُّوحِ).

(43) “ছুবুহন কুদুছুন ৰাববুল মালা-ইকাতি অৰ কহ”।

হিনুল মুছলিম (মুছলিম দুর্গ)

অর্থ: অতি পরিত্র,(নিশ্চয়) পরিত্র, ফিরিষ্টা আৰু কুহৰ প্ৰতিপালক।

(মুছলিম ১/৩৫৩)

৪-44 ((اللَّهُمَّ لَكَ سَجْدُتْ وَبِكَ آمَنْتُ، وَلَكَ أَسْلَمْتُ، سَاجَدْ وَجْهِي لِلَّذِي خَلَقَهُ، وَصَوَرَهُ، وَشَقَّ سَمْعَهُ وَبَصَرَهُ، تَبَارَكَ اللَّهُ أَحْسَنُ الْخَالِقِينَ)).

(44)"আল্লাহ-হম্মা লাকা ছাজাতু অবিকা আ-মানতু, অলাকা আছলামতু, ছাজাদা অজহিয়া লিল্লাজি খালাকাহ ওৱা ছাউৱাবাহ অশ্বাক্ষা ছামতাহ অবাছাবাহ তাবাবাকাল্লা-হ আহহানুল খা-লিকীন"।

অর্থ: হে আল্লাহ মই তোমাৰ বাবেই ছাজদা কৰিছো, আৰু তোমাৰ ওপৰতেই ঈমান আনিছো। আৰু তোমাৰেই আনুগত হৈছো। মোৰ মূখমণ্ডল সেই সত্তাৰ বাবে ছাজদা কৰিছে যিয়ে ইয়াক সৃষ্টি কৰিছে, ইয়াৰ আকৃতি বনাইছে, আৰু ইয়াৰ চকু আৰু কাণৰ ছিদ্ৰ বনাইছে, (নিশ্চয়) তাালাহ তাতালা মহিমান্বিত সৰ্বশ্ৰেষ্ঠ সৃষ্টি কৰ্তা"।

(মুছলিম ১/৫৩৪)

৫-45 ((سُبْحَانَ ذِي الْجَبَرُوتِ، وَالْمَلْكُوتِ، وَالْكِبْرَيَاءِ، وَالْعَظَمَةِ)).

(45) "ছুবহা-না জিল জাব্ক-তি, অল মালাকু-তি, অল কিবিয়া-য়ি, অল তাজমাহ"।

অর্থ: পৰিত্র সৰ্ব শক্তিমান আৰু সাৰ্বভৌম কৰ্তৃত্বৰ মালিক গৌৰৱ ও মৰ্যদাবান"।

(আবু দাউদ, ১/২৩০ নাছায়ি, আহমাদ, চনদ 'হাছান'।)

৬-46 ((اللَّهُمَّ اغْفِرْ لِي ذَنْبِي كُلَّهُ: دَقَهُ وَجْلَهُ، وَأَوْلَهُ وَآخِرَهُ، وَعَلَانِيَّتَهُ وَسِرَّهُ)).

(46) "আল্লাহ-হম্মাগ ফিৰলি জাস্বি কুল্লাহ, দিঙ্কাহ অজুল্লাহ অতাউৱালাহ অতাখিৰাহ অতালানিয়াতাহ অছিৰৰাহ"।

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

অর্থ: হে আল্লাহ! মোৰ সৰু বৰ, আগৰ পিছৰ, প্ৰকাশ্য অপ্রকাশ্য
সকলো গুণাহ ক্ষমা কৰি দিয়া।

(মুছলিম ১/৩৫০)

47-**(اللَّهُمَّ إِنِّي أَعُوذُ بِرِضَاكَ مِنْ سَخْطِكَ، وَبِمُعَافَاتِكَ مِنْ عَقُوبَتِكَ، وَأَعُوذُ بِكَ مِنْكَ، لَا أُحِسِّنُ شَاءَ عَلَيْكَ، أَتَتْ كَمَا أَتَيْتَ عَلَى تَعْصِيمِكَ).**

(47) “আল্লা-হম্মা ইনি আউজু বিৰিজা-কা মিন ছাখাতিক, অবিমুত্তা-
ফা-তিকা মিন উকুবত্তিক, অ আউজু বিকা মিন্ক, লা উহছি
ছানাতান আলাইক, আনতা কামা আছনাইতা আলা নাফছিক”।

অর্থ: হে আল্লাহ! মই তোমাৰ ক্রেত্বৰ পৰা তোমাৰ সন্তুষ্টিৰ আশ্রয়
বিছাৰো। তোমাৰ শাস্তিৰ পৰা তোমাৰ ক্ষমাৰ আশ্রয় বিছাৰো। আৰু
মই তোমাৰ পৰা তোমাৰেই আশ্রয় প্ৰাৰ্থনা কৰো। মই পূৰ্ণৰূপে
তোমাৰ প্ৰশংসা কৰিব নোৱাৰো, তুমি ঠিক তেনেকুৱা যেনেকে তুমি
নিজেই নিজৰ প্ৰশংসা কৰিছা”।

(মুছলিম ১/৩৫৪)

20. دُعَاءُ الْجُلْسَةِ بَيْنَ السَّجْدَتَيْنِ

দুই ছাজদাৰ মাজত পঢ়িবলগীয়া দুআঃ

48-**(رَبِّ اغْفِرْ لِي، رَبِّ اغْفِرْ لِي).**

(48) “ৰাবিবগ ফিৰ্লি ৰাবিবগ ফিৰ্লি”।

অর্থ: হে মোৰ বৰ মোক ক্ষমা কৰি দিয়া, হে মোৰ বৰ মোক ক্ষমা
কৰি দিয়া।

(আবু দাউদ ১/২৩১ আৰু চাওঁক ছাহীহ ইবনে মা-জাহ ১/১৪৮)

হিনুল মুছলিম (মুছলিম দুর্গ)

(2) 49 (اللَّهُمَّ اغْفِرْ لِي، وَارْحَمْنِي، وَاهْدِنِي، وَاجْبُرْنِي، وَعَافِنِي، وَارْزُقْنِي، وَارْفَعْنِي)).

(49) “আল্লাহ-হন্মাগ ফির্লি, অৰহামনি, অহদিনী, অজুৰুণি, অতাফিনি, অৰজুকনি, অৰফানি”।

অর্থ: হে আল্লাহ! মোক ক্ষমা কৰি দিয়া, মোৰ প্রতি কৰণা কৰা, মোক ছিদ্যায়ত দিয়া, মোৰ ক্ষতি পূৰণ কৰা, মোক সুস্থতা দান কৰা, মোক জীৱিকা দান কৰা আৰু মোক উচ্চতা প্ৰদান কৰা।

(আৰু দাউদ, তিৰমিজী, ইবনে মা-জাহ আৰু চাঁওক ছাহীহ আত তিৰমিজী ১/৯০ ছাহীহ ইবনে মা-জাহ ১/১৪৮)

21. دُعَاءُ سُجُودِ التَّلَاوَةِ

ছাজদায়ে তিলারতৰ দুআঃ

(1) 50 (سَجَدَ وَجْهِي لِلَّذِي خَلَقَهُ، وَشَقَّ سَمْعَهُ وَبَصَرَهُ بِخُولِهِ وَقُوَّتِهِ، ﴿فَتَبَارَكَ اللَّهُ أَحْسَنُ الْخَالِقِينَ﴾).

(50) “ছাজদা অজহিয়া লিলাজি খালাকাহ অশ্বারু ছামতাহ অবাছাৰাহ বিহাউলিহি অকুটুৱাতিহি ফাতাবা-ৰাকাল্লা-হ আহছানুল খা-লিকীন”।

অর্থ: মোৰ মুখমণ্ডল সেই সত্ত্বাৰ বাবে ছাজদা কৰিছে যিয়ে তাক সৃষ্টি কৰিছে, আৰু তাৰ চকু আৰু কাণৰ ছিদ্ৰ বনাইছে তেওঁ নিজ ক্ষমতাৰে। নিশ্চয় আল্লাহ তাতালা মহিমাপ্রিত সৰ্বশ্ৰেষ্ঠ সৃষ্টি কৰ্তা”।

(তিৰমিজী ২/৪৭৪, আহমাদ ৬/৩০ আৰু হাকিমে ইয়াক ছাহীহ বুলি কৈছে। জুহৰী তেওঁৰ লগত একমত আৰু (ফাতাবা-ৰাকাল্লা-হ আহছানুল খা-লিকীন”) এই বাক্যমার হাকিমৰ)

(2) 51 (اللَّهُمَّ اكْتُبْ لِي بِهَا عِنْدَكَ أَجْرًا، وَضَعْ عَيْنِي بِهَا وِزْرًا، وَاجْعَلْهَا لِي عِنْدَكَ دُخْرًا، وَتَقْبِلْهَا مِنِّي كَمَا تَقْبِلَتْهَا مِنْ عَبْدِكَ دَاؤِدًا).

হিনুল মুছলিম (মুছলিম দুর্গ)

(51) “আল্লাহ-হম্মাক তুবলি বিহা ইন্দাকা আজৰা, অজা’ আনি বিহা রিজৰা, অজ আলহা লি ইন্দাকা যুখৰা, অতাকাববালহা মিনি কামা তাকাববালতাহা মিন আবিকা দাউদ।

অর্থ: হে আল্লাহ! এই ছাজদার বিনিময়ত মোৰ বাবে তোমাৰ তাত পূণ্য লিখা, আৰু ইয়াৰ দ্বাৰা মোৰ পাপৰ বোকা নমাই দিয়া। আৰু ইয়াক মোৰ বাবে তোমাৰ তাত সঞ্চয় কৰি ৰখা। ইয়াক মোৰ ফালৰ পৰা এনেকৈ কবুল কৰা যেনেকৈ তোমাৰ বান্দা দাউদৰ পৰা কবুল কৰিছিলা।

(তিৰমিজী ২/৪৭৩ আৰু হাকিমে ইয়াক ছহীহ বুলি কৈছে)

اللَّهُ
22. شهاد

তাৰ্থাহছদঃ

52- ((الْحَيَاةُ لِلَّهِ، وَالصَّلَاةُ، وَالطَّبِيعَاتُ، السَّلَامُ عَلَيْكَ أَيُّهَا النَّبِيُّ وَرَحْمَةُ اللَّهِ وَبَرَكَاتُهُ، السَّلَامُ عَلَيْنَا وَعَلَى عِبَادِ اللَّهِ الصَّالِحِينَ. أَشْهُدُ أَنَّ لَا إِلَهَ إِلَّا اللَّهُ وَأَشْهُدُ أَنَّ مُحَمَّداً عَبْدُهُ وَرَسُولُهُ)).

(52) “আত্তাহিয়া-তু লিল্লাহি, অছ ছলারা-তু, অত তায়িবা-তু, আচ্ছালামু আলাইকা আযুহান নাবিয়ু অৰাহমাতুল্লাহি-হি অৱাৰাকাতুহ, আচ্ছালামু আলাইনা অ আলা ইবাদিল্লাহি-হিছ ছালিহীন। আশ্বহাদু আল্লাহ-ইলা-হা ইল্লাল্লাহ-হ, অ আশ্বহাদু আনা মুহাম্মাদান আবুহ অৱাচ্ছুহ”।

অর্থ: মৌখিক আৰু শাৰীৰিক আৰু আৰ্থিক সকলো ধৰণৰ ইবাদত একমত্র আল্লাহৰ বাবে। হে নবী তোমাৰ প্রতি ছালাম যাচিছোঁ আৰু আল্লাহৰ কৰণা ও বৰকত তোমাৰ ওপৰত বৰ্ষিত হওঁক। শান্তি বৰ্ষিত হওঁক আমাৰ ওপৰত আৰু আল্লাহৰ নেক বান্দাসকলৰ

হিনুল মুছলিম (মুছলিম দুর্গ)

ওপৰত। মই সাক্ষ্য দিওঁ যে আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মাদ তেওঁৰ বান্দাহ আৰু তেওঁৰ বাচ্চুল”।

(বুখাৰী ফাতহল বাৰী ২/৩১১ মুছলিম ১/৩০১ বৰ্ণনা কাৰী আবুজ্জাহ ইবনে মাছউদ)

23. الصَّلَاةُ عَلَى النَّبِيِّ بَعْدَ التَّشْهِيدِ

তাৰ্থাহছদৰ পিছত নবী চাল্লাহ-হ আলাইহি অছাল্লামৰ ওপৰত দৰুদঃ

53-((اللَّهُمَّ صَلِّ عَلَى مُحَمَّدٍ، وَعَلَى آلِ مُحَمَّدٍ، كَمَا صَلَّيْتَ عَلَى إِبْرَاهِيمَ، وَعَلَى آلِ إِبْرَاهِيمَ، إِنَّكَ حَمِيدٌ حَمِيدٌ، اللَّهُمَّ بَارِكْ عَلَى مُحَمَّدٍ وَعَلَى آلِ مُحَمَّدٍ، كَمَا بَارَكْتَ عَلَى إِبْرَاهِيمَ وَعَلَى آلِ إِبْرَاهِيمَ، إِنَّكَ حَمِيدٌ حَمِيدٌ)).

(53) “আল্লাহ-হম্মা ছালি আলা মুহাম্মাদ অ আলা আ-লি মুহাম্মাদ, কামা চাল্লাইতা আলা ইব্রাহীম অ আলা আ-লি ইব্রাহীম ইন্নাকা হামীদুম মাজীদ। আল্লাহ-হম্মা বাৰিক আলা মুহাম্মাদ, অ আলা আ-লি মুহাম্মাদ, কামা বা-বাক্তা আলা ইব্রাহীম অ আলা আ-লি ইব্রাহীম ইন্নাকা হামীদুম মাজীদ।

অৰ্থ: হে আল্লাহ! কৰণা বৰ্ষণ কৰা মুহাম্মদৰ প্ৰতি আৰু তেওঁৰ পৰিয়াল বৰ্গৰ প্ৰতি যেনেকে তুমি কৰণা বৰ্ষাইছিলা ইব্রাহীম আৰু তেওঁৰ পৰিয়াল বৰ্গৰ ওপৰত। নিশ্চয় তুমি প্ৰশংসাৰ যোগ্য আৰু মহিমাপূৰ্ণ। হে আল্লাহ! বৰকত অৱতীৰ্ণ কৰা মুহাম্মদৰ প্ৰতি আৰু তেওঁৰ পৰিয়াল বৰ্গৰ প্ৰতি যেনেকে তুমি বৰকত অৱতীৰ্ণ কৰিছিলা ইব্রাহীম আৰু তেওঁৰ পৰিয়াল বৰ্গৰ ওপৰত। নিশ্চয় তুমি প্ৰশংসাৰ যোগ্য আৰু মহিমাপূৰ্ণ।

(বুখাৰী ফাতহল বাৰী ৬/৪০৮)

ହିନ୍ଦୁଲ ମୁଛଲିମ (ମୁଛଲିମର ଦୁଗ୍ର)

(2) (اللَّهُمَّ صَلِّ عَلَى مُحَمَّدٍ وَعَلَى أَزْوَاجِهِ وَدُرْيَتِهِ، كَمَا صَلَّيْتَ عَلَى آلِ إِبْرَاهِيمَ.
وَبَارِكْ عَلَى مُحَمَّدٍ وَعَلَى أَزْوَاجِهِ وَدُرْيَتِهِ، كَمَا بَارَكْتَ عَلَى آلِ إِبْرَاهِيمَ إِنَّكَ حَمِيدٌ مُحِيدٌ).

(54) “ଆଜ୍ଞା-ହମ୍ମା ଛାନ୍ତି ଆଳା ମୁହାମ୍ମଦ ଅ ଆଳା ଆଜରାଜିହି
ଅଜୁବିର୍ଯ୍ୟାତିହି କାମା ଛାନ୍ତାଇତା ଆଳା ଆ-ଲି ଇବାହିମ । ଅବାରିକ
ଆଳା ମୁହାମ୍ମଦ ଅ ଆଳା ଆଜରାଜିହି ଅଜୁବିର୍ଯ୍ୟାତିହି କାମା
ବା-ବାକ୍ତା ଆଳା ଆ-ଲି ଇବାହିମା ଇନାକା ହାମିଦୁମ ମାଜିଦ ।

ଅର୍ଥ:’ : ହେ ଆଜ୍ଞାହ ! କରଣ ବର୍ଣନ କରା ମୁହାମ୍ମଦର ପ୍ରତି ଆକୁ ତେଓଁର
ଭାର୍ଯ୍ୟାସକଳ ଲଗତେ ତେଓଁର ସନ୍ତାନ-ସନ୍ତତିର ପ୍ରତି ଯେନୌକେ ତୁମି କରଣ
ବର୍ଷାଇଛିଲା ଇବାହିମର ପରିଯାଳ ବର୍ଗର ଓପରତ । ଆକୁ ବସକତ ଅରତୀଗ
କରା ମୁହାମ୍ମଦର ପ୍ରତି ଆକୁ ତେଓଁର ଭାର୍ଯ୍ୟାସକଳ ଲଗତେ ସନ୍ତାନ-ସନ୍ତତିର
ପ୍ରତି ଯେନୌକେ ତୁମି ବସକତ ଅରତୀଗ କରିଛିଲା ଇବାହିମର ପରିଯାଳ
ବର୍ଗର ଓପରତ ନିଶ୍ଚଯ ତୁମି ପ୍ରଶଂସାର ଯୋଗ୍ୟ ଆକୁ ମହିମାନ୍ତି ।

(ବୁଖାରි ଫାତହଲ ବାରි ୬/୮୦୭, ମୁଛଲିମ ୧/୩୦୬ ଶବ୍ଦବୋର ମୁଛଲିମର)

24. الدُّعَاءُ بَعْدَ الشَّهَادَةِ الْأُخِيرَ قَبْلَ السَّلَامِ

ଶେଷ ତାତ୍ପାହଙ୍କଦର ପିଛତ ଛାଲାମ ଫିରାର ଆଗତ ପଢ଼ିବଲଗୀଯା ଦୁଆସମୂହ:

(1) (اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ عَذَابِ الْقَبْرِ، وَمِنْ عَذَابِ جَهَنَّمَ، وَمِنْ فِتْنَةِ الْمُحْيَا^(۱)
وَالْمُمَاتِ، وَمِنْ شَرِّ فِتْنَةِ الْمَسِيحِ الدَّجَالِ).

(55) “ଆଜ୍ଞା-ହମ୍ମା ଇନ୍ତି ଆଉଜୁ ବିକା ମିନ ଆଜାବିଲ କାବ୍ର, ଅମିନ
ଆଜାବି ଜାହାନାମ, ଅମିନ ଫିତନାତିଲ ମାହ୍ତିଆ ଅଲମାମା-ତ, ଅମିନ
ଶାବ୍ରି ଫିତନାତିଲ ମାହ୍ତିହିନ୍ଦାଜା-ଲ” ।

ଅର୍ଥ: ହେ ଆଜ୍ଞାହ ! ମହି କବରର ଶାସ୍ତିର ପରା ତୋମାର ଆଶ୍ରଯ ବିଛାବୋ ।
ଆକୁ ଜାହାନାମର ଶାସ୍ତିର ପରା । ଲଗତେ ଜୀରନ ଓ ମରଣର ଫିତନାର ପରା ।
ଆକୁ ମାହ୍ତିହ ଦାଜାଲର ବିପର୍ଯ୍ୟାବ ପରା ।

হিনুল মুছলিম (মুছলিম দুর্গ)

(বুখারী ২/১০২ মুছলিম ১/৪১২ শব্দবোৰ মুছলিমৰ)

56-(2) ((اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ عَذَابِ الْقَبْرِ، وَأَعُوذُ بِكَ مِنْ فِتْنَةِ الْمُسِيْحِ الدَّجَّالِ، وَأَعُوذُ بِكَ مِنْ فِتْنَةِ الْمَحْيَا وَالْمَمَاتِ). اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ الْمَأْتِمِ وَالْمَعْرَمِ)).

(56) “(আল্লা-হুম্মা ইনি আউজু বিকা মিন আজাবিল কাব্ৰ। অ আউজু বিকা মিন ফিতনাতিল মাছীহিন্দাজ্জাল। অ আউজু বিকা মিন ফিতনাতিল মাহ্ত্যিয়া অলমামা-ত। আল্লা-হুম্মা ইনি আউজু বিকা মিনাল মাছাম অল মাগৰাম”।

অর্থ: হে আল্লাহ! মই কবৰৰ শাস্তিৰ পৰা তোমাৰ আশ্রয় বিছাৰো। আৰু তোমাৰ আশ্রয় বিছাৰো মাছীহ দাজ্জালৰ বিপর্যয়ৰ পৰা। তোমাৰ আশ্রয় বিছাৰো জীৱন ও মৰণৰ ফিতনাৰ পৰা। লগতে তোমাৰ আশ্রয় বিছাৰো গুণাহৰ পৰা আৰু ঋণৰ পৰা।

(বুখারী ১/২০২ মুছলিম ১/৪১২)

57-(3) ((اللَّهُمَّ إِنِّي ظَلَمْتُ نَفْسِي ظُلْمًا كَثِيرًا، وَلَا يَغْفِرُ النَّذْوَبُ إِلَّا أَنْتَ، فَاغْفِرْ لِي مَغْفِرَةً مِنْ عِنْدِكَ وَارْحَمْنِي، إِنَّكَ أَنْتَ الْغَفُورُ الرَّحِيمُ)).

(57) “আল্লা-হুম্মা ইনি জালাম্তু নাফছি জুলমান কাছীৰাঞ্চ অলা ইয়াগফিৰজ জুনুবা ইল্লা আনতা ফাগফিৰলি মাগফিৰাতাম মিন ইন্দিকা অৱহামনি ইন্নাকা আনতাল গাফুৰৰ বাহীম”।

অর্থ: হে আল্লাহ! মই নিজৰ আচ্ছাৰ ওপৰত বৰ অন্যায় কৰিছো। আৰু তুমি বিনে কোনোৱে পাপ মোচন কৰিব নোৱাৰে। গতিকে মোক বিশেষ মাগফিৰাতৰ দ্বাৰা ক্ষমা কৰি দিয়া আৰু মোৰ প্রতি কৰণা কৰা। নিশ্চয় তুমি ক্ষমাশীল আৰু অতি দয়ালু।

(বুখারী ৮/১৬৮ মুছলিম ৪/২০৭৮)

58-(4) ((اللَّهُمَّ اغْفِرْ لِي مَا قَدَّمْتُ، وَمَا أَخَرْتُ، وَمَا أَسْرَرْتُ، وَمَا أَعْلَنْتُ، وَمَا

ହିନ୍ଦୁଲ ମୁଛଲିମ (ମୁଛଲିମର ଦୁଗ୍ର)

أَسْرَفْتُ، وَمَا أَنْتَ أَعْلَمُ بِهِ مِّنِي. أَنْتَ الْمُقْدَمُ، وَأَنْتَ الْمُؤَخِّرُ لَا إِلَهَ إِلَّا أَنْتَ).

(58) “ଆଜ୍ଞା-ହମ୍ମାଗ ଫିର୍ଲି ମା କାନ୍ଦାମତୁ, ଅମା ଆଖ୍ଖାବତୁ, ଅମା ଆଚବାବତୁ, ଅମା ଆଲାନତୁ, ଅମା ଆଚବାଫତୁ, ଅମା ଆନତା ଆଲାମୁ ବିହି ମିନ୍ନି, ଆନତାଳ ମୁକାଦିମ, ଆନତାଳ ମୁରାଖ୍ଧିର ଲା ଇଲା-ହା ଇଲା ଆନତା”।

ଅର୍ଥ: ହେ ଆଜ୍ଞାହ! ମୋକ କ୍ଷମା କରି ଦିଯା, ଯି ମହି ଆଗତ କରିଛୋ ଆରୁ ଯି ମହି ପିଛତ କରିଛୋ, ଯି ମହି ପ୍ରକାଶ୍ୟଭାରେ କରିଛୋ ଆରୁ ଯି ମହି ଅପ୍ରକାଶ୍ୟ ଭାରେ କରିଛୋ, ଆରୁ ଯି ମହି ଅତିରିକ୍ତ କରିଛୋ, ଆରୁ ଯିଟୋ ତୁମି ମୋତକେ ବେହି ଜାନା, ତୁମିଯେ ଆଦି ତୁମିଯେ ଅନ୍ତ, ତୁମି ବିନେ କୋନୋ ଉପାସ୍ୟ ନାହିଁ”।

(ମୁଛଲିମ ୧/୫୩୪)

59- (اللَّهُمَّ أَعِنِّي عَلَى ذِكْرِكَ، وَشُكْرِكَ، وَحُسْنِ عِبَادَتِكَ).

(59) “ଆଜ୍ଞା-ହମ୍ମା ଆଇନ୍ତି ଆଲା ଜିକ୍ରିକା ଅଶ୍ଵକରିକା ଅଛଛନ୍ତି ଇବାଦାତିକ”।

ଅର୍ଥ: ହେ ଆଜ୍ଞାହ ତୋମାର ସ୍ଵରଗ, ତୋମାର କୃତଜ୍ଞତା, ଆରୁ ତୋମାର ଉତ୍ତମ ଇବାଦତ କରିବିଲେ ମୋକ ସହାୟ କରା।

(ଆରୁ ଦାଉଦ ୨/୮୬ ନାହାୟି ୩/୫୩)

60- (اللَّهُمَّ إِلَيْيَ أَعُوذُ بِكَ مِنَ الْبُجْلِ، وَأَعُوذُ بِكَ مِنَ الْجُنُنِ، وَأَعُوذُ بِكَ مِنْ أَنْ أُرَدَّ إِلَى أَرْذَلِ الْعُمُرِ، وَأَعُوذُ بِكَ مِنْ فَتْنَةِ الدُّنْيَا وَعَذَابِ الْقُبْرِ).

(60) “ଆଜ୍ଞା-ହମ୍ମା ଇନ୍ତି ଆଉଜୁ ବିକା ମିନାଲ ବୁଖଳ, ଅ ଆଉଜୁବିକା ମିନାଲ ଜୁବନ, ଅ ଆଉଜୁ ବିକା ମିନ ଆନ ଉବାଦୁ ଇଲା ଆରଜାଲିଲ ଉମୁର, ଅ ଆଉଜୁ ବିକା ମିନ ଫିତନାତିତ ଦୁନିୟା ଅ ଆଜାବିଲ କାବ୍ର”।

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

অর্থ: হে আল্লাহ! মই কৃপণতাৰ পৰা তোমাৰ আশ্রয় বিচাৰোঁ। আৰু আশ্রয় বিচাৰোঁ কাপুৰুষতাৰ পৰা। আৰু এনে বয়সৰ পৰা আশ্রয় বিচাৰোঁ যি বয়সত (মানুহ) পৰাধীন হয়। দুনিয়াৰ ফিতনা আৰু কৰৱৰ আজাবৰ পৰা তোমাৰ আশ্রয় প্ৰাৰ্থনা কৰোঁ”।

(বুখারী ফাতহল বাবী ২/৩৫)

61-7) ((اللَّهُمَّ إِنِّي أَسْأَلُكَ الْجُنَاحَ وَأَعُوذُ بِكَ مِنَ النَّارِ)).

(61) “আল্লা-হম্মা ইন্নি আছ আলুকাল জানাহ, অ আউজু বিকা' মিনান না-ৰ”।

অর্থ: হে আল্লাহ! মই তোমাৰ পৰা জানাত বিছাৰোঁ আৰু জাহানামৰ পৰা তোমাৰ আশ্রয় প্ৰাৰ্থনা কৰোঁ”।

(আবু দাউদ আৰু চাওঁক ছাহীহ ইবনে মা-জাহ ২/৩২৮)

62-8) ((اللَّهُمَّ بِعِلْمِكَ الْغَيْبِ وَقُدْرَتِكَ عَلَى الْحَلْقِ أَحْبِبْتِي مَا عَلِمْتَ الْحَيَاةَ حَيْرًا لِي، وَتَوَفَّنِي إِذَا عَلِمْتَ الْوَفَاءَ حَيْرًا لِي، اللَّهُمَّ إِنِّي أَسْأَلُكَ حَشْيَتِكَ فِي الْغَيْبِ وَالشَّهَادَةِ، وَأَسْأَلُكَ كَلِمَةَ الْحَقِّ فِي الرَّضَا وَالْعَصْبِ، وَأَسْأَلُكَ الْقَصْدَ فِي الْغَنِيِّ وَالْفَقِيرِ، وَأَسْأَلُكَ نَعِيَّمًا لَا يَنْفَدُ، وَأَسْأَلُكَ قُرْةَ عَيْنٍ لَا تَنْقَطِعُ، وَأَسْأَلُكَ الرَّضَا بَعْدَ الْقَضَاءِ، وَأَسْأَلُكَ بَرَدَ الْعَيْشِ بَعْدَ الْمَوْتِ، وَأَسْأَلُكَ لَذَّةَ التَّظَرِّفِ إِلَى وَجْهِكَ، وَالشَّوْقَ إِلَى لِقَائِكَ فِي غَيْرِ ضَرَّاءٍ مُضَرِّةٍ، وَلَا فِتْنَةٍ مُضِلَّةٍ، اللَّهُمَّ زَيَّنَا بِزِينَةِ الإِيمَانِ، وَاجْعَلْنَا هُدَاءً مُهْتَدِينَ)).

(62) “আল্লা-হম্মা বি ইল্মিকাল গাইব, অকুদৰাতিকা আলাল খাল্ক, আহয়নি মা আলিমতাল হায়তা খাইৰান লি, অ তাৱাফ্ফানি ইজা আলিমতাল অফাতা খাইৰান লি, আল্লা-হম্মা ইন্নি আছআলুকা খাশ্বয়াতাকা ফিল গাইবি অশ্ব-শ্বাহাদাহ, অ আছআলুকা কালিমাতাল হাক্কি ফিৰ বিজা অলগাজাব, অ আছআলুকাল কাছদা ফিল গিনা অল ফাক্ৰ, অ আছআলুকা নায়মান লা যানফাদ, অ আছআলুকা কুৰ্বাতা আইনিন লা তানকাতি', অআছআলুকাৰ বিজা বাংদাল

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

কাজা, অ আছআলুকা বাৰদাল আইশ্ব বাংদাল মাউত, অ আছআলুকা লাজ্জাতান নায়্ব ইলা অজহিকা, অশ্ব শ্বউকা ইলা লিকাইকা ফি গাইৰি জাৰ্বা-আ মুজিৰ্বাতিন অলা ফিতনাতিন মুজিল্লাহ, আল্লা-হম্মা যায়িনা বিধি-নাতিল ঈমান অজতালনা হৃদাতান মুহতাদীন”।

অর্থ: হে আল্লাহ! মই তোমাৰ অদৃশ্য জ্ঞান আৰু সৃষ্টিৰ ওপৰত তোমাৰ ক্ষমতাৰ জৰিয়তে প্ৰাৰ্থনা কৰো যে, মোক সেই সময় লৈকে জীৱিত বখা যেতিয়া লৈকে জীৱিত থকা মোৰ বাবে কল্যাণকৰ। আৰু মোক মৃত্যু প্ৰদান কৰা যেতিয়া মৃত্যু মোৰ বাবে কল্যাণকৰ। হে আল্লাহ! মই গোপন আৰু প্ৰকাশ্য অৱস্থাত তোমাৰ ভয়-ভীতিৰ প্ৰাৰ্থনা কৰো। আৰু সন্তুষ্টি ও ক্ৰোধ অৱস্থাত সত্য কথা কোৱাৰ বাবে তোমাৰ ওচৰত তৌফিক বিছাৰো। আৰু তোমাৰ ওচৰত সচল ও অচল অৱস্থাত মধ্যমপন্থা অৱলম্বন কৰাৰ তৌফিক বিছাৰো। তোমাৰ ওচৰত এনে অনুগ্ৰহ বিছাৰো যিটো শেষ নহ'ব। আৰু চকুৰ এনে শীতলতা বিছাৰো যিটো কদাপিও শেষ নহ'ব। তোমাৰ পৰা তোমাৰ বিচাৰৰ ওপৰত সন্তুষ্টি থকাৰ তৌফিক বিছাৰো। তোমাৰ ওচৰত মৃত্যুৰ পিছত আৰাম বিছাৰো। আৰু তোমাৰ ওচৰত তোমাৰ দীদাৰ কৰাৰ তাৰ তোমাৰ লগত সাক্ষাৎ কৰাৰ আশা বিছাৰি প্ৰাৰ্থনা কৰো বিনা কোনো অসুবিধা আৰু বিপদ-আপদ ও ভ্ৰষ্টতাৰ পৰিৰবৰ্তে। হে আল্লাহ! আমাক ঈমানৰ সৌন্দৰ্যৰে সু-সজ্জিত কৰা। আৰু আমাক হিন্দায়ত দিঙ্গতা ও হিন্দায়তপ্রাণ বনাই দিয়া”।

(নাছায়ি ৩/৫৪-৫৫ আহমাদ ৪/৩৬৪ ইয়াৰ চনদ ‘যায়িদ’।)

63- (৯) ((اللَّهُمَّ إِنِّي أَسْأَلُكَ يَا أَنْكَ الْوَاحِدُ الْحَدُ الصَّمَدُ الَّذِي لَمْ يَلِدْ وَلَمْ يُوْلَدْ، وَلَمْ يَكُنْ لَهُ كُفُواً أَحَدٌ، أَنْ تَعْفِرَ لِي دُنْبِي إِنَّكَ أَنْتَ الْعَفُورُ الرَّحِيمُ)).

ହିନ୍ଦୁଲ ମୁଛଲିମ (ମୁଛଲିମର ଦୁର୍ଗ)

(63) “ଆଜ୍ଞା-ହସ୍ତା ଇନ୍ଦ୍ର ଆହତାଲୁକା ଇଯା ଆଜ୍ଞାହ ବିଅନ୍ନାକା ରା-ହିନ୍ଦୁଲ ଆହାଦ, ଆହ ଛାମାଦୁଲ ଲାଜି ଲାମ ଯାଲିଦ ଅଳାମ ଇଉଲାଦ ଅଳାମ ଯାକୁଲାହ କୁଫୁତାନ ଆହାଦ, ଆନ ତାଗଫିରାଲି ଜୁନୁ-ବି ଇନ୍ନାକା ଆନତାଲ ଗାଫୁ-କର ରାହିମ”।

ଅର୍ଥ: ହେ ଆଜ୍ଞାହ! ମହି ତୋମାର ଓଚରତ ପ୍ରାର୍ଥନା କରୋ ଯେ, ତୁମି ଏକକ ଅମୁଖାପେକ୍ଷୀ, ଯିଯେ କୋନୋ ସନ୍ତାନ ଜନ୍ମ ଦିଯା ନାହିଁ। ଆରୁ ତେରୋ କାବୋ ସନ୍ତାନ ନହ୍ୟ। ତେଣୁର ସମତୁଳ୍ୟ କୋନୋ ନାହିଁ। ତୁମି ମୋର ପାପ ମୋଚନ କରି ଦିଯା। ନିଶ୍ଚଯ ତୁମି କ୍ଷମାଶୀଳ ପରମ ଦୟାଲୁ।

(ନାଚାରି 3/୫୨ ଆହମାଦ 8/୩୩୮ ଚାଂକ ଛିଫାତୁ ଛାଲାତିନ ନାବୀ ଲିଲ-ବାନୀ ପୃ:୨୦୪)

64-**(10)** ((اللَّهُمَّ إِنِّي أَسْأَلُكَ بِأَنَّ لَكَ الْحَمْدَ لَا إِلَهَ إِلَّا أَنْتَ وَحْدَكَ لَا شَرِيكَ لَكَ، الْمَنَانُ، يَا بَدِيعَ السَّمَاوَاتِ وَالْأَرْضِ يَا دَا الجَلَائِ وَالْإِكْرَامِ، يَا حَيُّ يَا قَيُومُ إِنِّي أَسْأَلُكَ الْجَنَّةَ وَأَعُوذُ بِكَ مِنَ النَّارِ)).

(64) “ଆଜ୍ଞା-ହସ୍ତା ଇନ୍ଦ୍ର ଆହତାଲୁକା ବିଅନ୍ନାକା ଲାକାଲ ହାମ୍ଦ, ଲା ଇଲା-ହା ଇଲା ଆନତା ଅହଦାକା ଲା ଶ୍ଵାରୀକା ଲାକ, ଆଲ ମାନାନ, ଇଯା ବାଦିଯାଛ ଛାମା-ରାତି ଅଲ ଆବ୍ରଜି ଇଯା ଜାଲ ଯାଲାଲି ଅଲ ଇକରାମ, ଇଯା ହାୟୁ ଇଯା କାୟୁମ ଇନ୍ଦ୍ର ଆହତାଲୁକାଲ ଜାନାହ, ଅ ଆଉଜୁ ବିକା ମିନାନ ନା-ର”।

ଅର୍ଥ: ହେ ଆଜ୍ଞାହ! ମହି ତୋମାର ଓଚରତ ପ୍ରାର୍ଥନା କରୋ ଏହି କଥାର ଦ୍ୱାରା ଯେ, ସକଳୋ ପ୍ରଶଂସା ତୋମାର ବାବେଇ ତୁମି ବିନେ ଆନ କୋନୋ ସତ୍ୟ ଉପାସ୍ୟ ନାହିଁ, ତୁମି ଏକକ ତୋମାର କୋନୋ ଅଂଶୀଦାର ନାହିଁ। ପରମ ଅନୁଗ୍ରହଶୀଳ, ହେ ଆକାଶ ପୃଥିବୀର ଉତ୍ତାରକ। ହେ ମହିମାମୟ ମହିମାନ୍ଧିତ ହେ ଚିରଜୀରୀ, ଚିର ବିବାଜମାନ ଶାଶ୍ଵତ ସନ୍ତା। ମହି ତୋମାର ଓଚରତ ଜାନାତ ବିଚାରୋ ଆରୁ ଜାହାନାମର ପରା ତୋମାର ଆଶ୍ରୟ ବିଚାରୋ”।

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

(আবু দাউদ, নাছায়ি, তিৰমিজী, ইবনে মা-জাহ আৰু চাওক ছহীহ
ইবনে মা-জাহ ২/৩২৯)

65-**(11) ((اللَّهُمَّ إِنِّي أَسأَلُكَ بِأَنِّي أَشْهُدُ أَنِّي أَنْتَ اللَّهُ لَا إِلَهَ إِلَّا أَنْتَ الْأَحَدُ الصَّمَدُ الَّذِي
لَمْ يَكُنْ لَّهُ كُفُواً أَحَدٌ)).**

(65) “আল্লাহ-হস্মা ইনি আছতালুকা বিতান্নি আশ্বহাদু আন্নকা
আনতাল্লাহ লা ইলা-হা ইল্লা আনতাল আহাদ, আছ ছামাদুল লাজি
লাম যালিদ অলাম ইউলাদ অলাম যাকুল্লাহ কুফুআন আহাদ”।

অর্থ: হে আল্লাহ! মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰো এই কথাৰ
জৰিয়তে যে তুমিয়ে আল্লাহ, তুমি বিনে আন কোনো সত্য উপাস্য
নাই। তুমি একক অমুখাপেক্ষী, যিয়ে কোনো সন্তান জন্ম দিয়া নাই।
আৰু তেৱেঁ কাৰো সন্তান নহয়। আৰু তেওঁৰ সমতুল্য কোনো নাই।

(আবু দাউদ ২/৬২, তিৰমিজী ৫/৫১৫, ইবনে মা-জাহ ২/১২৬৭,
আহমাদ ৫/৩৬০ আৰু চাওক ছহীহ ইবনে মা-জাহ ২/৩২৯ আৰু
ছহীহ আত তিৰমিজী ৩/১৬৩)

25. الأَدَارُ بَعْدَ السَّلَامِ مِنَ الصَّلَاةِ

ছালাম ফিৰাৰ পিছত পত্ৰিবলগীয়া দুআসমূহঃ

66-**(1) ((أَسْتَغْفِرُ اللَّهَ (ثَلَاثَةً) اللَّهُمَّ أَنْتَ السَّلَامُ، وَمِنْكَ السَّلَامُ، تَبَارَكْتَ يَا ذَا الْجَلَالِ
وَالْإِكْرَامِ)).**

(66) “আছতাগফিৰল্লাহ”। (তিনি বাৰ ক’ব।)

অর্থ: মই আল্লাহৰ ওচৰত ক্ষমা বিছাৰো।

“আল্লাহ-হস্মা আনতাছ ছালামু অমিনকাছ ছালাম, তাৰাৰাকতা ইয়া
জাল যালা-লি তল ইকৰাম”।

হিনুল মুছলিম (মুছলিম দুর্গ)

অর্থ: হে আল্লাহ তুমিয়েই শান্তিময়, আরু তোমার পৰাই শান্তি বৰ্ষণ হয়, হে মহিমাময় আরু মহানুভৱ তুমি বৰকতময়।

(মুছলিম ১/৪১৪)

67-**(2)** ((لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ وَهُوَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ [ثلاثاً], اللَّهُمَّ لَا مَانِعَ لِمَا أَعْظَيْتَ، وَلَا مُعْطِيٌ لِمَا مَنَعْتَ، وَلَا يَنْفَعُ ذَا الْجَدَّ مِنْكَ الْجَدُّ)).

(67) “লা ইলা-হা ইন্নাল্লাহু অহদাহু লা শ্বারীকালাহু লাহল মুল্কু অলাহল হামদু অহরা আলা কুন্নি শ্বাইয়িন কাদীৰ। আল্লাহ-হস্যা লা মানিয়া লিমা আতাইতা, অলা মুত্তিয়া লিমা মানাতা অলা যানফাউ জাল জান্দি মিনকাল জাদু”।

অর্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক। তেওঁৰ কোনো অংশীদাৰ নাই। বাজত্ব তেওঁৰেই, আৰু প্ৰশংসাও তেওঁৰেই। আৰু তেওঁ সকলো বশৰ ওপৰত ক্ষমতাবান। হে আল্লাহ! যিটো তুমি দিব বিছৰা সেইটো কোনোৱে ৰোধ কৰিব নোৱাৰে আৰু যিটো তুমি বাধা দিয়া সেইটো কোনোৱে প্ৰদান কৰিব নোৱাৰে”। কোনো মৰ্যদাবানৰ মৰ্যদাহী তোমাৰ ওচৰত কোনো উপকাৰ কৰিব নোৱাৰে”।

(বুখারী ১/২৫৫ মুছলিম ৪১৪)

68-**(3)** ((لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ الْمُلْكُ، وَلَهُ الْحَمْدُ، وَهُوَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ. لَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللَّهِ، لَا إِلَهَ إِلَّا اللَّهُ، وَلَا تَعْبُدُ إِلَّا إِنَّمَا، لَهُ التَّعْمَلُ وَلَهُ الْقَضْلُ وَلَهُ الشَّفَاعَةُ الْخَيْرُ، لَا إِلَهَ إِلَّا اللَّهُ مُحْصِنُ لَهُ الدِّينَ وَلَهُ كِرَةُ الْكَافِرُونَ)).

(68) “লা ইলা-হা ইন্নাল্লাহু অহদাহু লা শ্বারীকালাহু লাহল মুল্কু অলাহল হামদু অহরা আলা কুন্নি শ্বাইয়িন কাদীৰ। লা হাউলা অলা

হিনুল মুছলিম (মুছলিম দুর্গ)

কুটুরাতা ইংল্যান্ড, অলা ন'বুদু ইংল্যান্ড, লাহুন নি'মাতু
অলাহুল ফাজ্ল, অলাহুছ ছানাউল হাছ্ন, লা ইলা-হা ইংলান্ড-হ
মুখলিছীনা লাহুদীন অলাউ কাৰিহাল কা-ফিৰু-ন”।

অর্থ: আল্লাহর বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক।
তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই, আৰু প্ৰশংসাও
তেওঁৰেই। আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান। আল্লাহৰ
সহায় অবিহনে কোনো বস্তুৰ পৰা বক্ষা পোৱা টান আৰু কিবা
কৰাৰো ক্ষমতা নাই। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য
নাই। তেওঁৰ বাহিৰে আমি কাৰো উপাসনা নকৰো, তেওঁৰ বাবেই
অনুগ্রহ, আৰু তেওঁৰ বাবেই কৰণা আৰু তেওঁৰ বাবেই উত্তম
প্ৰশংসা। আল্লাহ ব্যতীত আন কোনো সত্য উপাস্য নাই। আমি আমাৰ
উপাসনা তেওঁৰ বাবেই আন্তৰিকতাৰে আৰু নিভেজালভাৱে আদায়
কৰিম যদিও অমুছলিম সকলৰ বাবে যিমানেই অপ্রীতিকৰ নহওঁক
কিয় ?”।

(মুছলিম ১/৪১৫)

69-**(৪) ((سُبْحَانَ اللَّهِ، وَالْحَمْدُ لِلَّهِ، وَاللَّهُ أَكْبَرُ (ثَلَاثًا وَثَلَاثَيْنَ) لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا
شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ)).**

(69) “ছুবহা-নাল্লা-হি, অলহামদুলিল্লা-হি, অল্লা-হ আকবাৰ”।
(৩০ বাৰকৈ পঢ়িব)

অর্থ: আল্লাহ পৰিত্র, সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে, আল্লাহ
অতি মহান।

“লা ইলা-হা ইংলান্ড-হ অহদাহ লা শ্বারীকালাহ লাহুল মুল্কু অলাহুল
হামদু অহুৱা আলা কুল্লি শ্বাইয়িন কাদীৰ।

হিনুল মুছলিম (মুছলিম দুর্গ)

অর্থ: আল্লাহর বাহিরে আন কোনো সত্য উপাস্য নাই, তেওঁ একক।
তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই, আৰু প্ৰশংসাও
তেওঁৰেই। আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৰান।

যি ব্যক্তি ইয়াক প্রত্যেক নামাজৰ পিছত পঢ়ে তেওঁৰ পাপ মোচন কৰি
দিয়া হয়, যদিও তাৰ পাপ সাগৰৰ ফেনাৰ সমান নহওঁক কিয়।

মুছলিম ১/৪১৮)

70- (5) بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ ﴿فُلْ هُوَ اللَّهُ أَحَدٌ * اللَّهُ الصَّمَدُ * لَمْ يَكُنْ لَّهُ شَرِيكٌ وَلَمْ يَكُنْ لَّهُ كُفُواً أَحَدٌ﴾

(70) বিছমিল্লাহিৰ ৰহমানিৰ বাহীম (কুল হুৱাল্লাহ আহাদ। আল্লাহুচ
চামাদ। লাম ইয়ালিদ অলাম ইউলাদ। অলাম ইয়াকুল্লাহ কুফুৰান আহাদ।

(আৰম্ভ কৰিছোঁ) পৰম কৰণাময় পৰম দয়ালু আল্লাহৰ নামত। “কোৱা,
তেৱেই আল্লাহ, একক-অদ্বিতীয়। আল্লাহ হৈছে ‘চামাদ’ (তেওঁ কাৰো
মুখাপেক্ষী নহয়, সকলোৱেই তেওঁৰ মুখাপেক্ষী)। তেওঁ কাকো জন্ম দিয়া
নাই আৰু তেওঁকো কোনোৱে জন্ম দিয়া নাই। আৰু তেওঁৰ সমতুল্য
কোনো নাই।”

بِسِّمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ ﴿قُلْ أَعُوذُ بِرَبِّ الْفَلَقِ * مِنْ شَرِّ مَا خَلَقَ * وَمِنْ شَرِّ
غَاسِقٍ إِذَا
وَقَبَ * وَمِنْ شَرِّ النَّفَّاثَاتِ فِي الْعُقَدِ * وَمِنْ شَرِّ حَاسِدٍ إِذَا حَسَدَ﴾

বিছমিল্লাহিৰ ৰহমানিৰ বাহীম (কুল আ'উয়ু বিৰাবিল ফালাক। মিন শ্বাৰি
মা খালাক। ওৱা মিন শ্বাৰি গা-ছিকিন ইয়া অকাব। ওৱা মিন শ্বাৰিন
নাফফা-ছা-তি ফিল 'উকাদ। ওৱা মিন শ্বাৰি হা-ছিদিন ইয়া হাচাদ।

(আৰম্ভ কৰিছোঁ) পৰম কৰণাময় পৰম দয়ালু আল্লাহৰ নামত। “কোৱা,
মই আশ্রয় প্ৰার্থনা কৰিছোঁ উষাৰ প্ৰতিপালকৰ। তেওঁ যি সৃষ্টি কৰিছে
তাৰ অনিষ্টৰ পৰা। আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ
হয়। আৰু সকলো নাৰীৰ অনিষ্টৰ পৰা, যিহঁতে গাঠিত ফুঁ দিয়ে। আৰু

হিঙ্গুল মুছলিম (মুছলিম দুর্গ)

হিংসুক ব্যক্তির অনিষ্টের পরা, যেতিয়া সি হিংসা করে।”

بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ ﴿قُلْ أَعُوذُ بِرَبِّ النَّاسِ مَلِكِ النَّاسِ إِلَهِ النَّاسِ مِنْ شَرِّ
الْوَسْوَاسِ الْخَنَّاسِ الَّذِي يُوَسْوِسُ فِي صُدُورِ النَّاسِ مِنَ الْجِنَّةِ وَ النَّاسِ﴾ بَعْدَ كُلِّ صَلَاةٍ.

বিছমিল্লাহির বহমানির রাহীম (কুল ‘আউয়ু বিৰাবিম্মা-ছ। মালিকিম্মা-ছ, ইলা-হিম্মা-ছ, মিন শ্বার্বিল ওৱাছওৱা-ছিল খাম্মা-ছ, আল্লায় ইউওৱাছৱিছু ফী ছুদুৰিন না-ছ, মিনাল জিম্মাতি ওৱাম্মা-ছ)।

(আৰষ্ট কৰিছোঁ) পৰম কৰণাময় পৰম দয়ালু আল্লাহৰ নামত। “কোৱা, মই আশ্রয় প্ৰাৰ্থনা কৰিছোঁ মানুহৰ প্ৰতিপালকৰ, মানুহৰ অধিপতিৰ, মানুহৰ ইলাহ (উপাস্য)ৰ ওচৰত, আঘাগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টের পৰা; যিয়ে কুমন্ত্ৰণা দিয়ে মানুহৰ অন্তৰত, জিন আৰু মানৱ উভয়ৰ মাজৰ পৰা।

প্ৰত্যেক নামাজৰ পিছত এবাৰ (আৰু মাগৰিব আৰু ফজৰৰ পিছত তিনিবাৰকৈ পঢ়িব।)

(আৰু দাউদ ২/৮৬ নাচায়ি ৩/৬৮ আৰু চাওঁক ছহীহ আত তিৰমিজী ২/৮)

71-**(6)** ﴿الَّهُ لَا إِلَهَ إِلَّا هُوَ الْحَيُّ الْقَيُّومُ لَا تَأْخُذُهُ سِنَةٌ وَلَا يَوْمٌ لَّهُ مَا فِي السَّمَاوَاتِ وَمَا
فِي الْأَرْضِ مَنْ ذَا الَّذِي يَشْفَعُ عَنْهُ إِلَّا بِإِذْنِهِ يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَلَا
يُحِيطُونَ بِتَيْمَىءٍ مِّنْ عَلِيهِ إِلَّا بِمَا شَاءَ وَسَعَ كُرْسِيُّهُ السَّمَاوَاتِ وَالْأَرْضَ وَلَا يَوْمُ دُهْرٍ حِفْظُهُمَا
وَهُوَ أَعْلَى الْعَظِيمِ﴾ عَقِبَ كُلِّ صَلَاةٍ.

(71) “'আল্লা-ছ লা ইলা-হা ইল্লা হোৱাল হাইউল কাইউম, লা তা'খুজুহ ছিনাতুতুঁ অলা নাউম, লাহু মা-ফিচ ছামা-ৱাতি অমা ফিল আৰজি, মান জাল লাজি ইয়াশ ফাউ ইনদাছ ইল্লা বিইজনিহি, ইয়া'লামু মা বাইনা আইনীহিম তামা খালকাহম, তালা ইউহিতু-না বিশ্বাইম মিন

হিনুল মুছলিম (মুছলিম দুর্গ)

ইলমিহি ইন্না বিমা শ্বাতা, অছিতা কুবছি উহুহ ছামা-রাতি অল
আৰজা অলা যাউদুহ হিফজুহমা, অহুৱাল আলিয়ুল আজীম'।

অর্থ: আল্লাহ সেইজনেই, যিজনৰ বাহিৰে আন কোনো উপাস্য নাই।
তেওঁ চিৰজীৱী আৰু চিৰ বিবাজমান শাশ্বত সত্তা। তেওঁক টোপনি
আৰু কলাঘুমটি একোৱে নধৰে। আকাশমণ্ডল আৰু পৃথিবীত
যিবোৰ আছে সকলো তেওঁৰেই। আল্লাহৰ দৰবাৰত তেওঁৰ
বিনানুমতিত ওকালতি কৰিব পৰা কোন আছে? মানুহৰ সন্মুখত
যিবোৰ আছে আৰু যিবোৰ সিহঁতৰ অগোচৰ, সেই সকলোৰেৰ
আল্লাহৰ অৱগত। তেওঁৰ জ্ঞান ভাণ্ডাৰৰ কোনো কথাই সিহঁতে
আয়তাধীন কৰিব নোৱাৰে; অৱশ্যে কোনো বিষয়ে তেওঁ নিজেই যদি
কাৰোৰাক জনাব বিছাৰে (সেয়া সুকীয়া কথা)। তেওঁৰ কুবছী
আকাশমণ্ডল আৰু পৃথিবীক আৱৰী আছে। ইয়াৰ ৰক্ষণাবেক্ষণে
তেওঁক কেতিয়াও ক্লান্ত কৰিব নোৱাৰে। তেওঁ অতি উচ্চ আৰু মহান।

(‘যি ব্যক্তি প্রত্যেক চালাতৰ পিছত এইটো পঢ়িব ,তেওঁক মৃত্যুৰ বাহিৰে
জান্মাতত প্ৰৱেশ কৰিবলৈ আন কোনোৱে বাধা নিদিব। “নাছাঁসি, আমালুল
ইয়াওমি অল্লাহইলাহ ,নং ১০০ আৰু চাওঁক ছালীছল জামে ৫/৩৩৯)

72-(7) ((لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ يُخْلِي وَيُمْيِتُ وَهُوَ عَلَىٰ
كُلِّ شَيْءٍ قَدِيرٌ)) عَشْرَ مَرَاتٍ بَعْدَ صَلَاةِ الْمَغْرِبِ وَالصُّبْحِ.

(72) “লা ইলা-হা ইলাল্লাহ-হ অহদাহ লা শ্বারীকালাহ, লাহল মুল্কু
অলাহল হামদু যুহয়ি অযুমীতু অহুৱা আলা কুলি শ্বাইয়িন কাদীৰ।
(ফজৰ আৰু মাগৰিবৰ পিছত দহ বাৰকৈকে পঢ়িব)

অর্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক।
তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত তেওঁৰেই, আৰু প্ৰশংসাও

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

তেওঁৰেই। তেৱেই জীৱন দান কৰে আৰু তেৱেই মৃত্যু দান কৰে।
আৰু তেওঁ সকলো বস্তৰ ওপৰত ক্ষমতাৰান।

দহবাৰকৈ মাগৰিব আৰু ফজৰৰ পিছত।

(তিৰমিজী ৫/৫১৫ আহমাদ ৪/২২৭ চাঁক জা-দুল মাতাদ ১/৩০০)

73- (8) ((اللَّهُمَّ إِنِّي أَسأْلُكَ عِلْمًا نافِعًا، وَرِزْقًا طَيِّبًا، وَعَمَلاً مُتَقَبِّلًا)) بَعْدَ السَّلَامِ مِنْ صَلَاةِ الْفَجْرِ.

ফজৰৰ পিছত পাত্ৰিবঃ

(৭৩) ‘আল্লা-হুম্মা ইনি আছতালুকা ইলমান না-ফিতা, অৰিজকান তায়িবা, আ আমালান মুতাকাববালা।

অর্থ: হে আল্লাহ! মই তোমাৰ ওচৰত উপকাৰী জ্ঞান, পৱিত্ৰ খাদ্য,
আৰু গ্ৰহণযোগ্য আমলৰ প্ৰাৰ্থনা কৰোঁ।

(ইবনে মা-জাহ আৰু চাঁক ছহীহ ইবনে মা-জাহ ১/১৫২ আৰু
মাজমাউয় জাৱাইদ ১০/১১১)

হিনুল মুছলিম (মুছলিম দুর্গ)

26. دُعَاءُ صَلَاةِ الْاسْتِخَارَةِ

ইছতিখাবা নামাজৰ দুআঃ

74- قَالَ جَابِرُ بْنُ عَبْدِ اللَّهِ رَضِيَ اللَّهُ عَنْهُمَا: كَانَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ يُعَلِّمُنَا الْاسْتِخَارَةَ فِي الْأُمُورِ كُلُّهَا كَمَا يُعَلِّمُنَا السُّورَةَ مِنَ الْقُرْآنِ، يَقُولُ: ((إِذَا هَمَّ أَحَدُكُمْ بِالْأَمْرِ فَلْيَرْكَعْ رَكْعَتَيْنِ مِنْ خَيْرِ الْفَرِيضَةِ، ثُمَّ لِيُقُولُ: اللَّهُمَّ إِنِّي أَسْتَخِرُكَ بِعِلْمِكَ، وَأَسْتَقْدِرُكَ بِقُدْرَاتِكَ، وَأَسْأَلُكَ مِنْ فَضْلِكَ الْعَظِيمِ؛ فَإِنَّكَ تَقْدِرُ وَلَا أَقْدِرُ، وَتَعْلَمُ وَلَا أَعْلَمُ، وَأَنْتَ عَلَامُ الْعُيُوبِ، اللَّهُمَّ إِنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الْأَمْرُ - وَيُسَمِّي حَاجَتَهُ - خَيْرٌ لِي فِي دِينِي وَمَعَاشِي وَعَاقِبَةِ أُمْرِي - أَوْ قَالَ: عَاجِلِهِ وَآجِلِهِ - فَاقْرُرْهُ لِي وَيَسِّرْهُ لِي ثُمَّ بَارِكْ لِي فِيهِ، وَإِنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الْأَمْرُ شَرٌّ لِي فِي دِينِي وَمَعَاشِي وَعَاقِبَةِ أُمْرِي - أَوْ قَالَ: عَاجِلِهِ وَآجِلِهِ - فَاصْرِفْهُ عَنِّي وَاَصْرِفْنِي عَنْهُ وَاقْدِرْ لِي الْخَيْرَ حَيْثُ كَانَ، ثُمَّ أَرْضِي بِهِ)).

(৭৪) জাবিৰ বিন আবুল্লাহ বাদিয়াল্লাহু আনহুমাই কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অচাল্লামে আমাক সকলো ক্ষেত্ৰতে ইছতিখাবা কৰাৰ শিক্ষা দিছে যেনেকৈ আমাক কোৰতানৰ ছুৱা শিকাইছে। তেওঁতে কৈছে যে, তোমালোকৰ কোনোৱে যেতিয়া কিবা কাম এটা কৰিবলৈ সংকল্পবদ্ধ হয় তেতিয়া ফৰজ নামাজ ব্যতীত দুই বাকাত নামাজ পত্ৰিব লাগে আৰু এই দুআ কৰিব লাগে।

“আল্লাহ-হম্মা ইন্নি আছতাথি-ৰক্কা বি ইল্মিক, অ আছতাকদিৰকা বি কুদৰাতিক। অ আছতালুকা মিন ফাজলিকাল আজীম। ফা ইন্নাকা তাকদিৰ অলা আকদিৰ, অতালাম অলা আলাম, অ আনতা আল্লামুল গুয়ু-ব। আল্লাহ-হম্মা ইন কুনতা তালাম আন্না হা-জাল আম্ব-খাইৰুন লি ফি দুনি অমাতাশ্বী অ আকিবাতি আমৰি। ফাকদুৰহ লি অয়াছ ছিৰহলি ছুম্মা বাৰিকলি ফি-হ। অ ইন কুনতা তালাম আন্না হা-জাল আম্ব শ্বাৰ-ৰুনলি ফি দুনি অমাতাশ্বী

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

অ আকিবাতি আমৰি- ফাছৰিফহ আনি অছৰিফনি আনহ।
অকদুৰলিয়াল খাইৰা হাইছু কা-না ছুম্বাৰজিনী বিহ”।

অর্থ: হে আল্লাহ! মই তোমাৰ জৰিয়তে কল্যাণ কামনা কৰো, আৰু তোমাৰ ক্ষমতাৰ জৰিয়তে শক্তি বিছাৰো। আৰু তোমাৰ ওচৰত তোমাৰ ভাঙৰ অনুগ্রহৰ প্ৰাৰ্থনা কৰো। কিয়নো তুমি ক্ষমতাবান আৰু মই অক্ষম; তুমি জানা আৰু আমি নাজানো। তুমিয়েই সকলো গোপন তঙ্গবোৰ জানা। হে আল্লাহ! যদি তুমি জানা যে, মোৰ এই কাম (ইয়াত আপোনাৰ কামৰ নাম ল'ব) মোৰ বাবে মোৰ দীন আৰু মোৰ জীৱিকা লগতে মোৰ কামৰ পৰিণতি (সকলো ক্ষেত্ৰতে) ভাল হ'ব তেন্তে এইটো মোৰ ভাগ্যত কৰি দিয়া আৰু মোৰ বাবে ইয়াক সহজ কৰি দিয়া, আৰু মোৰ বাবে তাত বৰকত প্ৰদান কৰা। আৰু যদি তুমি জানা যে, এই কামটো মোৰ বাবে আৰু মোৰ দীন ও জীৱিকাৰ ক্ষেত্ৰত আৰু মোৰ কামৰ পৰিণতিৰ দিশত ভাল নহয়, তেন্তে ইয়াক মোৰ পৰা আতঁৰ কৰি দিয়া আৰু মোক তাৰ পৰা দূৰ কৰি দিয়া। আৰু মোৰ ভাগ্যত কল্যাণ আনি দিয়া য'তেই নহওঁক কিয়? আৰু তাৰ ওপৰত তুমি সম্মুপ্ত হোৱা”।

বুখাৰী ৭/১৬২)

وَمَا نَدِمَ مِنْ اسْتَخَارَ الْخَالِقَ، وَشَأْوَرَ الْمَحْلُوقَيْنَ الْمُؤْمِنَيْنَ وَتَبَّأَتْ فِي أَمْرٍ، فَقَدْ فَلَّ
اللَّهُ أَعْلَمُ بِمَا يَعْلَمُ فِي الْأَمْرِ فَإِذَا عَرَمْتَ فَتَوَكَّلْ عَلَى اللَّهِ .

যি ব্যক্তি সৃষ্টিকৰ্তাৰ ওচৰত ইছতিখাৰা কৰিব আৰু মুমিন ব্যক্তিৰ লগত পৰামৰ্শ কৰিব আৰু নিজৰ কাম পূৰ্ণ নিশ্চয়তা আৰু চেষ্টাবে কৰিব সি কেতিয়াও বিফল নহ'ব। কিয়নো আল্লাহ তাতালা কৈছে:

وَشَأْوَرْهُمْ فِي الْأَمْرِ فَإِذَا عَرَمْتَ فَتَوَكَّلْ عَلَى اللَّهِ.

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

অর্থ: কাম কাজৰ বাবে সিহঁতৰ লগত পৰামৰ্শ কৰা আৰু যেতিয়া দৃঢ়
মনস্ত হোৱা তেতিয়া আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা”।

(ছুৱা আলে ঈমৰাণ: ১৫৯)

27. أَذْكُر الصَّبَاحَ وَالسَّلَامَ

পূৱা-গধুলি পত্ৰিবলগীয়া দুআসমুহুৰৎ

الْحَمْدُ لِلَّهِ وَحْدَهُ، وَالصَّلَاةُ وَالسَّلَامُ عَلَى مَنْ لَا يَئِي بَعْدَهُ.

সকলো প্ৰশংসা কেৱল আল্লাহৰ বাবে, চালাত আৰু ছালাম নিবেদন
কৰিছোঁ, সেই নবীৰ প্ৰতি যাৰ পিছত আৰু কোনো নবী অহাৰ অৱকাশ
নাই। তাৰ পিছত,

75- (1) أَعُوذُ بِاللَّهِ مِنَ الشَّيْطَانِ الرَّجِيمِ ﴿اللَّهُ لَا إِلَهَ إِلَّا هُوَ الْحَيُّ الْقَيُومُ لَا تَأْخُذْهُ سَنَةٌ
وَلَا نَوْمٌ لَهُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ مَنْ ذَا الَّذِي يَشْفَعُ عِنْدَهُ إِلَّا يُبَدِّلُهُ
أَيْدِيهِمْ وَمَا خَلَقُوهُمْ وَلَا يُحِيطُونَ بِشَيْءٍ مِنْ عِلْمِهِ إِلَّا بِمَا شَاءَ وَسَعَ كُرْسِيُّهُ السَّمَاوَاتِ
وَالْأَرْضَ وَلَا يَؤُودُهُ حِفْظُهُمَا وَهُوَ الْعَلِيُّ الْعَظِيمُ﴾.

৭৫) আউজু বিল্লাহি মিনাশ্শ শ্বাইতানিৰ বাজিম

“আল্লা-হ লা ইলা-হা ইল্লা হোৱাল হাইউল কাইউম, লা তা'খুজুহ ছি-
নাতুও অলা নাউম, লাহু মা-ফিচ ছামা-ৰাতি অমা ফিল আৰজি, মান
জাল লাজি ইয়াশ্শ ফাউ ইনদাহ ইল্লা বিইজনিহি, ইয়া'লামু মা বাইনা
আইদীহিম অমা খালফাহম, অলা ইউহিতু-না বিশ্বাইম মিন ইলমিহি
ইল্লা বিমা শ্বাতা অছিতা কুৰছি উহছ ছামা-ৰাতি অল আৰজা অলা
য়াউদুহ হিফজুহমা, অহুৱাল আলিয়ুল আজীম’।

অর্থ: আল্লাহ সেইজনেই, যিজনৰ বাহিৰে আন কোনো উপাস্য নাই।
তেওঁ চিৰজীৱী আৰু চিৰ বিৰাজমান শান্ত সত্তা। তেওঁক টোপনি

হিনুল মুছলিম (মুছলিম দুর্গ)

আৰু কলাঘূমটি একোৱে নথৰে। আকাশমণ্ডল আৰু পৃথিৰীত যিবোৰ আছে সকলো তেওঁৰেই। আল্লাহৰ দৰবাৰত তেওঁৰ বিনানুমতিত ওকালতি কৰিব পৰা কোন আছে? মানুহৰ সন্মুখত যিবোৰ আছে আৰু যিবোৰ সিহঁতৰ অগোচৰ, সেই সকলোবোৰ আল্লাহৰ অৱগত। তেওঁৰ জ্ঞান ভাণ্ডাৰৰ কোনো কথাই সিহঁতে আয়তাধীন কৰিব নোৱাৰে; অৱশ্যে কোনো বিষয়ে তেওঁ নিজেই যদি কাৰোবাক জনাব বিচাৰে (সেয়া সুকীয়া কথা)। তেওঁৰ কুৰছী আকাশমণ্ডল আৰু পৃথিৰীক আৱৰী আছে। ইয়াৰ বক্ষণাবেক্ষণে তেওঁক কেতিয়াও ক্লান্ত কৰিব নোৱাৰে। তেওঁ অতি উচ্চ আৰু মহান।

(বাকাৰা: ২৫৫)

যি ব্যক্তি পুৱা এইটো পাঠ কৰিব সন্ধিয়ালৈকে তেওঁ জিন চয়তানৰ পৰা আল্লাহৰ আশ্রয়ত থাকিব। আৰু যি ব্যক্তি সন্ধিয়া এইটো পাঠ কৰিব তেওঁ প্ৰভাতলৈকে জিন চয়তানৰ পৰা আল্লাহৰ আশ্রয় লাভ কৰিব। হাদীছটো হাকিমে সংকলন কৰিছে, ১/৫৬২। আৰু শ্বাইখ আলবানীয়ে ইয়াক ছহীতৃত তাৰগীব অত-তাৰহীবত ছহীহ বুলি কৈছে ১/২৭৩)

76- (ثلاثَ مَرَاتٍ)^{১)}. بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ ﴿قُلْ هُوَ اللَّهُ أَحَدٌ * اللَّهُ الصَّمَدُ * لَمْ يَلِدْ وَلَمْ يُوْلَدْ * وَلَمْ يَكُنْ لَّهُ كُفُواً أَحَدٌ﴾

(76) বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীম (কুল হুৱাল্লাহু আহাদ। আল্লাহৰ চামাদ। লাম ইয়ালিদ অলাম ইউলাদ। অলাম ইয়াকুল্লাহু কুফুৰান আহাদ)।

(আৰম্ভ কৰিছোঁ) পৰম কৰণাময় পৰম দয়ালু আল্লাহৰ নামত। “কোৱা, তেওঁ আল্লাহ, একক-অধিতীয়। আল্লাহ হৈছে ‘চামাদ’ (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলোৱেই তেওঁৰ মুখাপেক্ষী)। তেওঁ কাকো জন্ম দিয়া নাই আৰু তেওঁকো কোনোৱে জন্ম দিয়া নাই। আৰু তেওঁৰ সমতুল্য কোনো নাই।”

بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ ﴿قُلْ أَغُوذُ بِرَبِّ الْفَلَقِ * مِنْ شَرِّ مَا خَلَقَ * وَمِنْ شَرِّ غَاسِقٍ إِذَا

হিন্দুল মুছলিম (মুছলিমৰ দুর্গ)

وَقَبَ * وَمِنْ شَرِّ النَّفَّاتَاتِ فِي الْعُقَدِ * وَمِنْ شَرِّ حَاسِدٍ إِذَا حَسَدَ ﴿

বিছমিল্লাহির ৰহমানিৰ বাহীম (কুল আ'উয়ু বিৰাবিল ফালাক। মিন শাৰ্বি
মা খালাক। ওৱা মিন শাৰ্বি গা-ছিকিন ইয়া অকাব। ওৱা মিন শাৰ্বিন
নাফফা-ছা-তি ফিল 'উকাদ। ওৱা মিন শাৰ্বি হা-ছিদিন ইয়া হাচাদ)।

(আৰম্ভ কৰিছোঁ) পৰম কৰণাময় পৰম দয়ালু আল্লাহৰ নামত। “কোৱা,
মই আশ্ৰয় প্ৰার্থনা কৰিছোঁ উষাৰ প্ৰতিপালকৰ। তেওঁ যি সৃষ্টি কৰিছে তাৰ
অনিষ্টৰ পৰা। আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ
হয়। আৰু সকলো নাৰীৰ অনিষ্টৰ পৰা, যিহঁতে গাঠিত ফুঁ দিয়ে। আৰু
হিংসুক ব্যক্তিৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।”

بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ ۝ قُلْ أَعُوذُ بِرَبِّ النَّاسِ مَلِكِ النَّاسِ إِلَهِ النَّاسِ مِنْ شَرِّ
الْوَسْوَاسِ الْخَنَّاسِ الَّذِي يُوَسْوِسُ فِي صُدُورِ النَّاسِ مِنْ جِنَّةٍ وَّ النَّاسِ ۝

বিছমিল্লাহির ৰহমানিৰ বাহীম (কুল 'আউযু বিৰাবিমা-ছ। মালিকিমা-ছ,
ইলা-হিমা-ছ, মিন শাৰ্বিল ওৱাছওৱা-ছিল খামা-ছ, আল্লায় ইউওৱাছৰিছু ফী
ছুদুৰিন না-ছ, মিনাল জিন্নাতি ওৱামা-ছ)।

(আৰম্ভ কৰিছোঁ) পৰম কৰণাময় পৰম দয়ালু আল্লাহৰ নামত। “কোৱা,
মই আশ্ৰয় প্ৰার্থনা কৰিছোঁ মানুহৰ প্ৰতিপালকৰ, মানুহৰ অধিপতিৰ,
মানুহৰ ইলাহ (উপাস্য)ৰ ওচৰত, আত্মগোপনকাৰী কুমন্ত্রণাদাতাৰ অনিষ্টৰ
পৰা; যিয়ে কুমন্ত্রণা দিয়ে মানুহৰ অন্তৰত, জিন আৰু মানৱ উভয়ৰ মাজৰ
পৰা।

(তিনিবাৰকৈ পঢ়িব।)

77- (3) (أَصَبَحْنَا وَأَصْبَحَ الْمُلْكُ لِلَّهِ، وَالْحَمْدُ لِلَّهِ، لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ
لَا شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ، رَبُّ
أَسْأَلُكَ خَيْرًا مَا فِي هَذَا الْبِيْوْمِ وَخَيْرًا مَا بَعْدَهُ، وَأَعُوذُ بِكَ مِنْ شَرِّ مَا فِي

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

هَذَا الْيَوْمُ وَشَرِّ مَا بَعْدَهُ، رَبِّ أَعُوذُ بِكَ مِنَ الْكَسْلِ وَسُوءِ الْكِبْرِ، رَبِّ أَعُوذُ بِكَ مِنْ عَذَابِ النَّارِ وَعَذَابِ فِي الْقَبْرِ。)

(77) “আছবাহনা ওৱা আছবাহাল মূলকু লিল্লা-হ। অল হামদু লিল্লা-হ। লা ইলা-হা ইল্লাল্লা-হ তাহদাহ লা শারীকালাহ লাহল মূল্কু অলাহল হামদু যুহয়ি অযুমীতু অহৱা আলা কুলি শাহিয়িন কাদীৰ। ৰাবিৰ আছতালুকা খাইৰা মা ফি হা-জাল ইয়াউম। অখাইৰামা বাদাহ। অ আউজু বিকা মিন শ্বাৰ্বি হা-জাল ইয়াউম। অশ্বাৰ্বি মা বাদাহ। ৰাবিৰ আউজুবিকা মিনাল কাছ্ল, অছু-য়িল কিবাৰ, ৰাবিৰ আউজুবিকা মিন আজাবিন ফিন না-ৰ। অ আজাবিন ফিল কাৰ্ব্ৰ”।

অর্থ: আমি প্রভাত কৰিলো আৰু আল্লাহৰ জগতসমূহেও প্রভাত কৰিলো। সকলো ধৰণৰ প্রশংসা আল্লাহৰেই; আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক। তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই, আৰু প্রশংসাও তেওঁৰেই। তেৱেই জীৱন দান কৰে আৰু তেৱেই মৃত্যু দান কৰে। আৰু তেওঁ সকলো বন্ধুৰ ওপৰত ক্ষমতাবান। হে আল্লাহ! এই দিনৰ যি কল্যাণ আছে আৰু যি ইয়াৰ পিছত আছে সেইটো মই কামনা কৰো। আৰু এই দিনৰ অমঙ্গলৰ পৰা আৰু ইয়াৰ পিছৰ অমঙ্গলৰ পৰা মই তোমাৰ আশ্রয় বিছাৰো। হে মোৰ ৰব! মই অলসতা আৰু বৃদ্ধাৰস্থাৰ অসহায়ৰ পৰা তোমাৰ আশ্রয় বিছাৰো। হে মোৰ ৰব! মই জাহানামৰ জুইৰ পৰা আৰু কৰৱৰ শাস্তিৰ পৰা তোমাৰ আশ্রয় বিছাৰো”।

(মুছলিম ৪/২০৮৮)

গধূলি এনেকৈ ক'ব,

“আমছাইনা অ আমছাল মূলকু লিল্লা-হ। অল হামদু লিল্লা-হ। লা ইলা-হা ইল্লাল্লা-হ তাহদাহ লা শারীকালাহ লাহল মূল্কু অলাহল হামদু যুহয়ি অযুমীতু অহৱা আলা কুলি শাহিয়িন কাদীৰ। ৰাবিৰ

হিনুল মুছলিম (মুছলিম দুর্গ)

আছতালুকা খাইৰা মা ফি হা-জিহ্লাইলাহ। অখাইৰামা বাংদাহা। অ আউজু বিকা মিন শাৰ্বি হা-জিহ্লাইলাহ। অশাৰ্বি মা বাংদাহা। বাৰিব আউজুবিকা মিনাল কাছ্ল, অছু-য়িল কিবাৰ, বাৰিব আউজুবিকা মিন আজাবিন ফিন না-ৰ। অ আজাবিন ফিল কাব্ব”।

(اللَّهُمَّ إِبْكَ أَصْبَحْنَا، وَبِكَ أَمْسَيْنَا، وَبِكَ حَيْيَنَا، وَبِكَ تَمُوتُ وَإِلَيْكَ النُّشُورُ)) 78

(78) “আল্লাহ-হম্মা বিকা আছবাহনা, অবিকা আমছাইনা, অবিকা নাহয়া, অবিকা নামুতু, অ ইলাইকান নশু-ৰ”।

অর্থ: হে আল্লাহ! তোমার নামত আমি প্রভাত কৰিলো আৰু তোমার নামতে আমি ৰাতিত প্ৰৱেশ কৰিছো আৰু তোমার নামতে আমি জীৱিত আৰু তোমার নামতে আমি মৰিম আৰু তোমার ফালেই উভতি যাম।

আৰু গধুলি এইদৰে ক’ব।

“আল্লাহ-হম্মা বিকা আমছাইনা অবিকা আছবাহনা অবিকা নাহয়া অবিকা নামুতু অ ইলাইকান মাছী-ৰ”।

অর্থ: হে আল্লাহ তোমার নামত আমি ৰাতিত প্ৰৱেশ কৰিলো আৰু তোমার নামতে আমি প্রভাত কৰিছো, আৰু তোমার নামতে আমি জীৱিত আৰু তোমার নামতে আমি মৰিম আৰু তোমার ফালেই উভতি যাম।

(তিৰমিজী ৫/৪৬৬ আৰু চাওঁক ছাহীহ আত তিৰমিজী ৩/১৪২)

(اللَّهُمَّ أَنْتَ رَبِّي لَا إِلَهَ إِلَّا أَنْتَ، خَلَقْتَنِي وَأَنَا عَبْدُكَ، وَأَنَا عَلَى عَهْدِكَ وَوَعْدِكَ
مَا اسْتَطَعْتُ، أَعُوذُ بِكَ مِنْ شَرِّ مَا صَنَعْتُ، أَبُوءُ^(০) لَكَ بِنِعْمَتِكَ عَلَيَّ، وَأَبُوءُ بِذَنْبِي فَاغْفِرْ لِي
فِيَّنَهُ لَا يَعْفُرُ الدُّنْوَبُ إِلَّا أَنْتَ)) 79

(৭৯) আল্লাহ-হম্মা আনতা ৰাবিব লা ইলা-হা ইল্লা আনতা খালাক তানি অ আনা আবুক, অ আনা আলা আহদিক, অৱাদিকা মাছতাতা'তু

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

আউজুবিকা মিন শ্বাব্ৰি মা ছানাতু, আবুউ লাকা বিনি'মাতিকা
আলাইয়া, অ আবুউ বিজাষি, ফাগফিৰলি ফা ইন্নাহ লা ইয়াগ
ফিৰজ জুনু-বা ইন্না আনতা।

অর্থ: হে আল্লাহ! তুমিয়ে মোৰ বৰ। তুমি বিনে কোনো সত্য উপাস্য
নাই। তুমিয়ে মোক সৃষ্টি কৰিছা। মই তোমাৰ দাস। আৰু মই
তোমাৰ প্রতিশ্রূতিৰ ওপৰত সাধ্যানুসাৰে প্রতিষ্ঠিত। মই যি কৰিছো
তাৰ অন্যায়ৰ পৰা মই তোমাৰ আশ্রয় বিছাৰো। আৰু তুমি যি
অনুগ্রহ মোক প্ৰদান কৰিছা সেয়া স্বীকাৰ কৰো। মই যোৰ গুণাহ
খাতা স্বীকাৰ কৰিছো। গতিকে মোক ক্ষমা কৰি দিয়া। কিয়নো তুমি
বিনে কোনোৱে গুণাহ ক্ষমা কৰিব নোৱাৰে।

(বুখাৰী ৭/১৫০)

80- (اللَّهُمَّ إِنِّي أَصْبَحْتُ أَشْهِدُكَ، وَأَشْهِدُ حَمْلَةَ عَرْشِكَ، وَمَلَائِكَتِكَ، وَجَمِيعَ
خَلْقِكَ، أَنَّكَ أَنْتَ اللَّهُ لَا إِلَهَ إِلَّا أَنْتَ وَحْدَكَ لَا شَرِيكَ لَكَ، وَأَنَّ مُحَمَّداً عَبْدُكَ
وَرَسُولُكَ) (أربع مرات).

(80) “আল্লা-হম্মা ইনি আছবাহতু উশ্বহিদুক, অ উশ্বহিদু হামালাতা
আৰশ্বিক, অ মালা-ইকাতিক, অজামীয়া খালক্রিক, আন্নাকা
আনতাল্লাহ, লা ইলা-হা ইন্না আনতা, অহদাকা লা শ্বাবিকা লাক, অ
আন্না মুহাম্মাদান আবুকা অ বাছুলুক”। (চাৰি বাব পঢ়িব)

অর্থ: হে আল্লাহ! মই তোমাক সাক্ষী ৰাখি প্ৰভাত কৰিলো। আৰু
তোমাৰ সিংহাসন বহনকাৰী সকলক, তোমাৰ ফিৰিষ্টাসকলক আৰু
তোমাৰ গোটেই সৃষ্টিক সাক্ষী ৰাখি কওঁ যে, তুমিয়েই আল্লাহ, তুমি
বিনে আন কোনো সত্য উপাস্য নাই। তুমি একক তোমাৰ কোনো
অংশী নাই। আৰু নিশ্চয় মুহাম্মাদ তোমাৰ বান্দা আৰু বাছুল”।

হিনুল মুছলিম (মুছলিম দুর্গ)

(আবু দাউদ ৪/৩১৭, আল আদাৰুল মুকৰাদ লিল বুখাৰী হাঃনং ১২০১, আমালুল ইয়াউম অল লাইলাহ নাছায়ি হাঃ ৯ পঃ ১৩৮, ইবনুছ ছুন্নি হাঃ ৭০, শাহখ ইবনে বাজে আবু দাউদ আৰু নাছায়িৰ চনদক ‘হাছান’ বুলি কৈছে। চাওঁক তুহফাতুল আখয়াৰ পঃ ২৩)

81-**(৭) اللَّهُمَّ مَا أَصْبَحَ بِي مِنْ نِعْمَةٍ أُوْبِحِدُ مِنْ خَلْقِكَ فَمِنْكَ وَحْدَكَ لَا شَرِيكَ لَكَ، فَلَكَ الْحُمْدُ وَلَكَ الشُّكْرُ।**

(81) “আল্লাহ-হম্মা মা আছবাহা বি মিন নিমাহ। আউ বি আহাদিম মিন খালক্সিক, ফামিনকা অহদাকা লা শ্বারীকা লাক, ফালাকাল হামদু অলাকাশ শুক্ৰ”।

অর্থ: হে আল্লাহ মোৰ ওপৰত অথবা তোমাৰ যিকোনো সৃষ্টিৰ ওপৰত যি অনুগ্রহই প্ৰভাত কৰিছে সেইটো কেৱল মাত্ৰ তোমাৰ তৰফৰ পৰাই। তুমি একক তোমাৰ কোনো অংশী নাই। এতেকে সকলো প্ৰশংসা তোমাৰেই আৰু কৃতজ্ঞতা তোমাৰেই।

(আবু দাউদ ৪/৩১৮, আমালুল ইয়াউম অল লাইলাহ নাছায়ি হাঃ ৭ পঃ ১৩৭, ইবনুছ ছুন্নি হাঃ ৪১ পঃ ২৩, ইবনে হিবৰান হাঃ ২৩৬১, শাহখ ইবনে বাজে ইয়াক ‘হাছান’ বুলি কৈছে। চাওঁক তুহফাতুল আখয়াৰ পঃ ২৪)

82-**(৮) اللَّهُمَّ عَافِي فِي بَدَنِي، اللَّهُمَّ عَافِي فِي سَمْعِي، اللَّهُمَّ عَافِي فِي بَصَرِي، لَا إِلَهَ إِلَّا أَنْتَ. اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ الْكُفْرِ، وَالْفَقْرِ، وَأَعُوذُ بِكَ مِنْ عَذَابِ الْقَبْرِ، لَا إِلَهَ إِلَّا أَنْتَ। (ثلاث مرات)**

(82) “আল্লাহ-হম্মা আ-ফিনি ফি বাদানি, আল্লাহ-হম্মা আ-ফিনি ফি ছাময়ি, আল্লাহ-হম্মা আ-ফিনি ফি বাছাৰী, লা ইলা-হা ইল্লা আনতা, আল্লাহ-হম্মা ইন্নি আউজু বিকা মিনাল কুফ্ৰ, অল ফাক্ৰ, অ আউজুবিকা মিন আজাবিল কাব্ৰ, লা ইলা-হা ইল্লা আনতা”।

হিন্দুল মুছলিম (মুছলিম দুর্গ)

অর্থ: হে আল্লাহ! মোর শরীরত সুস্থিতা প্রদান করা। হে আল্লাহ! মোর কাণক সুস্থিতা প্রদান করা। হে আল্লাহ! মোর চকুক সুস্থিতা প্রদান করা। তুমি বিনে আন কোনো সত্য উপাস্য নাই। হে আল্লাহ! মই কুফরি আৰু দৰিদ্রতাৰ পৰা তোমাৰ আশ্রয় বিছাৰো। আৰু কৰৱৰ শাস্তিৰ পৰা আশ্রয় বিছাৰো। তুমি বিনে আন কোনো সত্য উপাস্য নাই।

পুৱা গধুলি তিনি তিনি বাৰকৈ পঢ়িব।

(আবু দাউদ ৪/৩২৪, আহমাদ ৫/৪২, আমালুল ইয়াউম অল লাইলাহ নাছায়ি হাঃ ২২ পৃঃ ১৪৬, ইবনুছ ছুনি হাঃ ৬৯ পৃঃ ৩৫, আল আদাবুল মুফরাদ লিল বুখাৰী, শ্বাইখ ইবনে বাজে ইয়াক ‘হাছান’ বুলি কৈছে। চাওঁক তুহফাতুল আখয়াৰ পৃঃ ২৬)

(9) ((حَسْبِيَ اللَّهُ لَا إِلَهَ إِلَّا هُوَ عَلَيْهِ تَوَكَّلُ وَهُوَ رَبُّ الْعَرْشِ الْعَظِيمِ)) (سَيْعَ مَرَّاتٍ)

(83) “হাছবিয়াল্লা-হু লা ইলা-হা ইল্লা হুরা আলাইহি তাৱাক্কালতু তহুরা ৰাববুল আৰশ্বিল আজীম”।

অর্থ: মোৰ বাবে আল্লাহেই যথেষ্ট। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। মই তেওঁৰ ওপৰতেই ভৰসা কৰো। তেওঁ মহসিংহাসনৰ ৰব।

সাত বাৰকৈ পুৱা গধুলি পঢ়িব লাগে।

(আমালুল ইয়াউম অল লাইলাহ ইবনুছ ছুনি হাঃ ৭২ পৃঃ ৩৭, আবু দাউদ ৪/৩২১, ইয়াৰ চনদ ‘যায়িদ’ ভাল)

(10) ((اللَّهُمَّ إِنِّي أَسْأَلُكَ الْعَفْوَ وَالْغَافِيَةَ فِي الدُّنْيَا وَالآخِرَةِ، اللَّهُمَّ إِنِّي أَسْأَلُكَ الْعَفْوَ وَالْغَافِيَةَ فِي دِينِي وَدُنْيَايَ وَأَهْلِي، وَمَالِي، اللَّهُمَّ اسْتُرْ عَوْرَاتِي، وَامْنُ رَوْعَاتِي، اللَّهُمَّ

ହିନ୍ଦୁଲ ମୁଛଲିମ (ମୁଛଲିମ ଦୁର୍ଗ)

اَحْفَظْنِي مِنْ بَيْنِ يَدَيِّ، وَمِنْ خَلْفِي، وَعَنْ يَمِينِي، وَعَنْ شَمَائِيلِي، وَمِنْ فُوقِي، وَأَعُوذُ
بِعَظَمَتِكَ أَنْ أُغْنَىَ مِنْ تَحْتِي)).

(84) “ଆଜ୍ଞା-ହମ୍ମା ଇନ୍ତି ଆହତାଲୁକାଳ ଆ-ଫିଯା ଫିଦ ଦୁନିଯା ଅଳ ଆ-ଖିରାହ, ଆଜ୍ଞା-ହମ୍ମା ଇନ୍ତି ଆହତାଲୁକାଳ ଆଫରା ଅଳ ଆଫିଯା ଫି ଦୂନି, ଅଦୁନିଯାଯା, ଅ ଆହଲି, ଅ ମା-ଲି, ଆଜ୍ଞା-ହମ୍ମାହ ତୁର ଆଉରା-ତି, ଅ ଆ-ମିନ ବାଉତା-ତି, ଆଜ୍ଞା-ହମ୍ମାହ କିଜନି ମିନ ବାଇନା ଯାଦାଯା, ଅମିନ ଖାଲଫି, ଅ ଆନ ଯାମିନି, ଅ ଆନ ଶିମା-ଲି, ଅମିନ ଫାଉକି, ଅ ଆଉଜୁବି ଆଜମାତିକା ଆନ ଉଗତା-ଲା ମିନ ତାହତି”।

ଅର୍ଥ: ହେ ଆଜ୍ଞାହ! ମହି ତୋମାର ଓଚରତ ଦୁନିଯା ଆକୁ ଆଖିରାତତ ନିରାପତ୍ତା ବିଛାରୋ। ହେ ଆଜ୍ଞାହ! ମହି ମୋର ଦୂନ, ମୋର ଦୁନିଯା, ମୋର ପରିଯାଳ ଆକୁ ମୋର ସମ୍ପଦର ବାବେ ତୋମାର ଓଚରତ କ୍ଷମା ବିଛାରୋ ଆକୁ ନିରାପଦ କାମନା କରୋ। ହେ ଆଜ୍ଞାହ! ମୋର ପର୍ଦା କରା ଅଂଗସମୃହର ଓପରତ ପର୍ଦା କରି ଦିଯା। ଆକୁ ମୋର ଭୟ-ଭୀତି ଦୂର କରି ଶାନ୍ତି ବିବାଜ କରା। ହେ ଆଜ୍ଞାହ! ମୋର ସନ୍ଧୁଖର ପରା, ମୋର ପିଛର ପରା ମୋର ସୌ ଫାଲର ପରା, ମୋର ବାଣ୍ଡ ଫାଲର ପରା ଆକୁ ମୋର ଓପରର ପରା ମୋକ ସୁରକ୍ଷା କରା। ଆକୁ ହଠାତ ତଳର ପରା ଧରଂଶ ହୋରାର ପରା ମହି ତୋମାର ଆଶ୍ରଯ ବିଛାରୋ।

(ଆରୁ ଦାଉଦ ଆକୁ ଚାଞ୍ଚକ ଛାହିହ ଇବନେ ମା-ଜାହ ୨/୩୩୨)

85- (11) ((اللَّهُمَّ عَالَمُ الْغَيْبِ وَالشَّهَادَةِ فَاطِرُ السَّمَاوَاتِ وَالْأَرْضِ، رَبُّ كُلِّ شَيْءٍ وَمَلِيكُهُ، أَسْهُدُ أَنْ لَا إِلَهَ إِلَّا أَنْتَ، أَعُوذُ بِكَ مِنْ شَرِّ نَفْسِي، وَمِنْ شَرِّ الشَّيْطَانِ وَشَرِّ كِبِيرٍ، وَأَنْ أَفْتَرَ عَلَى نَفْسِي سُوءًا، أَوْ أَجُرَّهُ إِلَى مُسْلِمٍ)).

(85) “ଆଜ୍ଞା-ହମ୍ମା ଆ-ଲିମାଲ ଗାଇବି ଆଶ ଶାହାଦାତି ଫା-ତିରାଛ ଛାମା-ରାତି ଅଳ ଆବଜି ବାବରା କୁଣ୍ଡି ଶ୍ଵାଇଯିନ ଅ ମାଲୀ-କାହ। ଆଶହାଦୁ ଆଲ ଲା ଇଲା-ହା ଇଲ୍ଲା ଆନତା। ଆଉଜୁବିକା ମିନ ଶାର୍ବି ନାଫଛି ଅ ମିନ

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

শ্বার্বিশ্ব শ্বাইতানি অশ্বিৰকিহ। অ আনিক তাৰিফা আলা নাফছি
ছু-আন আউ আজুৰ্বাহ ইলা মুছলিম”।

অর্থ: হে আল্লাহ! তাকাশমণ্ডল তাৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, দৃশ্য ও
অদৃশ্যৰ জ্ঞাতা প্রত্যেক বস্তুৰ প্রতিপালক তাৰু গৰাকী। মই সাক্ষ্য
দিওঁ যে তুমি বিনে আন কোনো সত্য উপাস্য নাই। হে আল্লাহ! মই
তোমাৰ আশয় বিছাৰো মোৰ নফছৰ অনিষ্টৰ পৰা তাৰু চয়তানৰ
অনিষ্ট তাৰু তাৰ শিৰ্কৰ পৰা তাৰু মই নিজে কোনো পাপ কৰাৰ
পৰা তাৰু কোনো মুছলিমৰ অনিষ্ট কৰাৰ পৰা।

(তিৰমিজী, আবু দাউদ তাৰু চাওঁক ছহীহ আত তিৰমিজী ৩/১৪২)

86-12) ((بِسْمِ اللَّهِ الَّذِي لَا يَضُرُّ مَعَ اسْمِهِ شَيْءٌ فِي الْأَرْضِ وَلَا فِي السَّمَاءِ وَهُوَ السَّمِيعُ
الْعَلِيمُ)) (ثلاثَ مرَّاتٍ).

(86) “বিছমিল্লাহ-হিল লাজি লা-যাজুৰ্বু মাতাছমিহি শ্বাইযুন ফিল
আৰজি অলা ফিছ ছামা-য়ি অহুৱাহ ছামীউল আলিম”।

অর্থ: আল্লাহৰ নামত, যাৰ নামত পৃথিৱী তাৰু তাকাশৰ কোনো বস্তু
ক্ষতি কৰিব নোৱাৰে। তাৰু তেৱেঁই সৰ্ব শ্ৰোতা, সৰ্বজ্ঞ।

তিনিবাৰকৈ পঢ়িব।

(আবু দাউদ তিৰমিজী চাওঁক ছহীহ ইবনে মা-জাহ ২/৩৩২)

87-13) ((رَضِيَتْ بِاللَّهِ رَبِّاً، وَبِالإِسْلَامِ دِينًا، وَبِمُحَمَّدٍ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ تَبَّيَّنَ)). (ثلاثَ مرَّاتٍ).

(৮৭) “ৰাজী-তু বিল্লাহি ৰাবৰাওঁ অবিল ইছলামি দীনা, অবি
মুহাম্মাদিন নাবিয়া”।

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

অর্থ: মই সন্তুষ্ট আল্লাহৰ ওপৰত প্রতিপালক হোৱাত, আৰু ইচ্ছাম মোৰ ধৰ্ম হোৱাত, আৰু মুহাম্মাদ চাল্লাল্লা-হ আলাহই অছাল্লাম মোৰ নবী হোৱাত।

তিনি বাৰকৈ পঢ়িব।

(তিৰমিজী ৫/৪৬৫ আৰু চাঁক ছাহীহ আত তিৰমিজী ৩/১৪১)

(يَا حَيُّ يَا قَيْوُمْ بِرَحْمَتِكَ أَسْتَغْفِرُ أَصْلِحْ لِي شَأْنِي لَكَهُ وَلَا تَكْلِنِي إِلَى نَفْسِي
طَرْفَةً عَيْنٍ). (14)-৮৮

(88) “ইয়া হাইয়ু ইয়া কাহিয়ু-ম, বিৰাহমাতিকা আছতাগী-ছ,
আছলিহ লি শ্বানি কুল্লাহ, অলা তাকিলনি ইলা নাফছি তাৰাফাতা
আইন”।

অর্থ: হে চিৰজীৱী চিৰ বিৰাজমান শ্বাশত সত্তা। মই তোমাবেই অনুগ্রহ
লৈ সহায় বিছাৰো। মোৰ সকলো কাৰ সংশোধন কৰি দিয়া আৰু
মোক এক পল সময়ো মোৰ নফছৰ অধীন নকৰিবা।

(হাকিমে বৰ্ণনা কৰি ছহীহ বুলি কৈছে আৰু ইমাম জাহবীয়ে তেওঁৰ
লগত একমত পোষণ কৰিছে ১/৫৪৫, চাঁক ছহীহ আত তাৰগীৰ
আত তাৰহীব ১/২৭৩)

(أَصْبَحْنَا وَأَصْبَحَ الْمُلْكُ لِلَّهِ رَبِّ الْعَالَمِينَ، اللَّهُمَّ إِنِّي أَسْأَلُكَ خَيْرَ هَذَا
الْيَوْمِ: فَتْحَهُ، وَنَصْرَهُ، وَنُورَهُ، وَبَرَكَتُهُ، وَهُدَاهُ، وَأَعُوذُ بِكَ مِنْ شَرِّ مَا فِيهِ وَشَرِّ مَا بَعْدَهُ). (15)-৮৯

(89) “আছবাহনা অ আছবাহাল মুলকু লিল্লা-হি বাবিল আ-লামীন।
আল্লা-হম্মা ইন্নি আছআলুকা হা-জাল ইয়াউম।

ফাতহাহ, অনাছৰাহ, অনু-ৰাহ, অবাৰাকাতাহ, অহদা-হ। অ আউজু
বিকা মিন শ্বাৰ্বি মা ফী-হি অশ্বাৰ্বি মা বাংদাহ”।

হিনুল মুছলিম (মুছলিম দুর্গ)

অর্থ: আমি প্রভাত করিলো আৰু জগতবাসীও প্রভাত করিলে আল্লাহৰ বাবে যিজন বিশ্বজগতৰ প্রতিপালক। হে আল্লাহ! মই তোমাৰ ওচৰত এই দিনৰ কল্যাণ, বিজয়,সহায়,আৰু তাৰ নুৰ,বৰকত ও হিদায়ত কামনা কৰো। আৰু এই দিনৰ অমঙ্গলৰ পৰা আৰু ইয়াৰ পিছৰ দিনবোৰৰ অমঙ্গলৰ পৰা মই তোমাৰ আশ্ৰয় বিছাৰো।

আৰু গধুলি এনেকৈ ক'ব।

أَمْسَيْنَا وَأَمْسَيْ الْمُلْكُ لِلَّهِ رَبِّ الْعَالَمِينَ. اللَّهُمَّ إِنِّي أَسْأَلُكَ خَيْرَ هَذِهِ اللَّيْلَةِ.
فَتُنْهِيَ رَأْصُرَهَا، وَنُورَهَا، وَهُدًاهَا، وَأَعُوذُ بِكَ مِنْ شَرِّ مَا فِيهَا وَشَرِّ مَا بَعْدَهَا.

“আমছাইনা অ আমছাল মূলকু লিল্লা-হি বাবিল আ-লামীন।
আল্লা-হম্মা ইনি আছালুকা হা-জিহল লাইলাহ।
ফাতহাহা,অনাছৰাহা,অনু-ৰাহা, অবাৰাকাতাহা, অহুদা-হা। অ^১ আউজু বিকা মিন শ্বাৰিৰ মা ফী-হা অশ্বাৰিৰ মা বাদাহা”।

অর্থ: আমি ৰাতিত প্ৰৱেশ করিলো আৰু জগতবাসীয়েও প্রভাত কৰিলে আল্লাহৰ বাবে যিজন বিশ্বজগতৰ প্রতিপালক। হে আল্লাহ! মই তোমাৰ ওচৰত এই ৰাতিবৰ কল্যাণ, বিজয়,সহায়,আৰু তাৰ নুৰ,বৰকত ও হিদায়ত কামনা কৰো। আৰু এই ৰাতিৰ অমঙ্গলৰ পৰা আৰু ইয়াৰ পিছৰ ৰাতিবোৰৰ অমঙ্গলৰ পৰা মই তোমাৰ আশ্ৰয় বিছাৰো।

(আৰু দাউদ ৪/৩২২ চনদ ‘হাচান’ চাওঁক জা-দুল মাআদ ২/৩৭৩)

﴿(16) أَصْبَحْنَا عَلَىٰ فِطْرَةِ الْإِسْلَامِ، وَعَلَىٰ گَلِيمَةِ الْإِخْلَاصِ، وَعَلَىٰ دِينِ يَسِّيرًا حُمَّدٍ، وَعَلَىٰ مِلَّةِ أَبِينَا إِبْرَاهِيمَ، حَنِيفًا مُسْلِمًا وَمَا كَانَ مِنَ الْمُشْرِكِينَ﴾

ହିନ୍ଦୁଲ ମୁଛଲିମ (ମୁଛଲିମର ଦୁର୍ଗ)

(90)"ଆହବାହନା ଆଲା ଫିତରାତିଲ ଇଚ୍ଛାମ, ଅ ଆଲା କାଲିମାତିଲ ଇଖଲାଛ, ଅ ଆଲା ନାବିଯିନା ମୁହାମ୍ମାଦ, ଅ ଆଲା ମିଳାତି ଆବୀନା ଇବରାହିମା ହାନିଫାମ ମୁଛଲିମା, ଅମା କା-ନା ମିନାଲ ମୁଶ୍ଵରିକିନ"।

ଅର୍ଥ: ମହି ପ୍ରଭାତ କବିଲୋ ଇଚ୍ଛାମୀ ସ୍ଵଭାରତ ଆର୍କ କାଲିମାଯେ ଇଖଲାଛ ଆର୍କ ଆମାର ନବୀ ମୁହାମ୍ମାଦର ଦ୍ଵିନର ଓପରତ ଆର୍କ ଆମାର ପିତା ଇବରାହିମ ଏକନିଷ୍ଠ ମୁଛଲିମର ପଥତ ତେଣୁ ଅଂଶୀବାଦୀସକଳର ଅନ୍ତର୍ଭୂକ୍ତ ନାହିଲ ।

(ଆହମାଦ 3/୪୦୬,୪୦୭, ୫/୧୨୩ ଆର୍କ ଚାଙ୍କ ଛାହିଛି ଜାମେ 8/୨୦୯ ଆମାଲୁଲ ଇଯାଉମ ଅଲ ଲାଇଲା ଇବନୁଛ ଛୁନ୍ନି ହା: ୩୪)

(سُبْحَانَ اللَّهِ وَبِحَمْدِهِ) (مائة مرّة) 91

(91) "ଛୁବହା-ନାନ୍ଦା-ହି ଅବିହାମଦିହି ।

୧୦୦ ବାର ପାତ୍ରିବ । (ମୁଛଲିମ 8/୨୦୭୧)

(18) ((لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ، وَهُوَ عَلَىٰ كُلِّ شَيْءٍ^{۹۲} قَدِيرٌ)) (عشر مرات), أَو (مرة واحدة عند الكسل).

92- ଲା ଇଲା-ହା ଇଲାନ୍ନା-ହ ଅହଦାହ ଲା ଶ୍ଵାରୀକାଲାଛ ଲାହଲ ମୁଳକୁ ଅଲାହଲ ହାମଦୁ ଅହରା ଆଲା କୁଣ୍ଡି ଶ୍ଵାଇଯିନ କାଦିବ । (ଦହ ବାର ପାତ୍ରିବ) ଅଥବା ଏଲାହ ଭାର ହଲେ ଏବାର ପାତ୍ରିବ)

ଅର୍ଥ: ଆନ୍ଦାହର ବାହିରେ ଆନ କୋନୋ ସତ୍ୟ ଉପାସ୍ୟ ନାହିଁ, ତେଣୁ ଏକକ । ତେଣୁର କୋନୋ ଅଂଶୀଦାର ନାହିଁ । ବାଜତ୍ର ତେଣୁରେଇ, ଆର୍କ ପ୍ରଶଂସାଓ ତେଣୁରେଇ । ଆର୍କ ତେଣୁ ସକଳୋ ବନ୍ଧୁର ଓପରତ କ୍ଷମତାବାନ ।

(ଆମାଲୁଲ ଇଯାଉମ ଅଲ ଲାଇଲାହ ନାହାଯି ହା: ୨୪ ଚାଙ୍କ ତାରଗିବ ଆତ ତାରହିବ ୧/୨୭୨, ଚାଙ୍କ ତୁହଫାତୁଲ ଆଖ୍ୟାବ ପୃଷ୍ଠା ୪୪)

হিনুল মুছলিম (মুছলিম দুর্গ)

(**১৯**) (لَا إِلَهَ إِلَّا اللَّهُ، وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحُمْدُ وَهُوَ عَلَىٰ كُلِّ شَيْءٍ) ৭৩-

(**২০**) (قَدِيرٌ) (مائة مرّة إذا أصبح).

৭৩- লা ইলা-হা ইলাল্লা-হ অহদাহ লা শ্বারীকালাহ লাহল মুল্কু
অলাহল হামদু অহরা আলা কুলি শ্বাইয়িন কাদীৰ। (দহ বার পঢ়িব)
অথবা এলাহ ভাৰ হ'লে এবাৰ পঢ়িব) (এশ বাৰ পোৱা)

অর্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক।
তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই, আৰু প্ৰশংসাও
তেওঁৰেই। আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

(বুখারী ৪/৯৫ মুছলিম ৪/২০৭১)

(**২০**) (سُبْحَانَ اللَّهِ وَبِحَمْدِهِ: عَدَدَ خَلْقِهِ، وَرَضَا نَفْسِهِ، وَزِنَةَ عَرْشِهِ، وَمَدَادَ
كِلْمَاتِهِ) (ثلاث مرّات إذا أصبح).

(৭৪) “চুবহা-নাল্লা-হি অবিহামদিহি আদাদা খালকিহি অবিজা
নাফছিহি অজিনাতা আৰশ্বিহি অমিদা-দা কালিমা-তিহি”।

অর্থ: আল্লাহ পৰিত্র, তেওঁৰেই প্ৰশংসা, তেওঁৰ সৃষ্টিৰ গণনাৰ
সমান,আৰু তেওঁৰ নফছৰ সম্মুষ্টিৰ সমান, আৰু তেওঁৰ সিংহাসনৰ
ওজনৰ সমান”।

তিনিবাৰ পঢ়িব।

(মুছলিম ৪/২০৯০)

(**২১**) (اللَّهُمَّ إِنِّي أَسْأَلُكَ عِلْمًا نَافِعًا، وَرِزْقًا طَيِّبًا، وَعَمَلاً مُنْبَلًا) (إذا أصبح).

(আল্লা-হুম্মা ইমি আছআলুকা ইলমান নাফিতা, ওৱা বিয়কান তাইয়েবা,
ওৱা ‘আমালান মুতাকাবলা) (পুৱা পঢ়িব)

৭৫-(২১) “হে আল্লাহ! মই তোমাৰ ওচৰত উপকাৰী জ্ঞান, পৰিত্র জীৱিকা
আৰু গ্ৰহণযোগ্য আমল প্ৰাৰ্থনা কৰোঁ।”

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

((أَسْتَغْفِرُ اللَّهَ وَأَتُوْبُ إِلَيْهِ)) (مِائَةَ مَرَّةٍ فِي الْيَوْمِ). (22)-96

(আস্তাগফিরুল্লাহ ওরা আতুরু ইলাইহি)।

৯৬-(২২) “আমি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তেওঁৰ ওচৰতেই তাৰো কৰোঁ”। (প্ৰতি দিন ১০০ বাৰ)

((أَكُودُ بِكَلِمَاتِ اللَّهِ الْتَّامَاتِ مِنْ شَرِّ مَا حَقَّ)) (৩৩-৭) (ثلاَّثَ مَرَّاتٍ إِذَا أَمْسَى).

97- আউজুবিকালিমা-তিল্লা-হিত তা-ম্যা-তি মিন শ্বাৰ্বি মা খালাক”।

অৰ্থ: মই আল্লাহৰ পূৰ্ণ শব্দৰ জৰিয়তে সেই সমৃহ বস্তুৰ অন্যায়ৰ পৰা আশয় বিছাৰো যিবোৰ তেওঁ সৃষ্টি কৰিছে।

তিনি বাৰ পঢ়িব গধুলি।

(তিৰমিজী, আহমাদ ২/২৯০ চাঁক ছহীহ আত তিৰমিজী ৩/১৮৭ ইয়াৰ মূল মুছলিমত ৪/২০৮০)

((اللَّهُمَّ صَلِّ وَسَلِّمْ عَلَى نَبِيِّنَا مُحَمَّدٍ)) (১০ মৰাই). (24)-98

[পুৱা-গধুলি ১০ বাৰকৈ]

(আল্লা-হ্যাম্মা চাল্লি অছাল্লিম ‘আলা নাবিয়িনা মুহাম্মাদ) [১০ বাৰকৈ]

৯৮-(২৪) “হে আল্লাহ! তুমি দৰদ ও ছালাম বৰ্ষণ কৰা আমাৰ নবী মুহাম্মাদৰ ওপৰত।”

হিনুল মুছলিম (মুছলিম দুর্গ)

28. أَذْكُرَ اللَّهَ

শুরার সময়ত পঢ়িবলগীয়া দুআসমূহ

99- (1) ((يَجْمَعُ كَعْيَةٌ ثُمَّ يَنْفَثُ فِيهِمَا فَيَغْرِأُ فِيهِمَا: بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ ﴿قُلْ هُوَ اللَّهُ أَحَدٌ * اللَّهُ الصَّمَدُ لَمْ يَلِدْ وَلَمْ يُوَلَّ وَلَمْ يَكُنْ لَّهُ كُفُواً أَحَدٌ﴾).
بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ ﴿قُلْ أَعُوذُ بِرَبِّ الْفَلَقِ * مِنْ شَرِّ مَا خَلَقَ * وَمِنْ شَرِّ غَاسِقٍ إِذَا وَقَبَ * وَمِنْ شَرِّ النَّفَاثَاتِ فِي الْعُقَدِ * وَمِنْ شَرِّ حَاسِدٍ إِذَا حَسَدَ﴾).
بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ ﴿قُلْ أَعُوذُ بِرَبِّ النَّاسِ * مَلِكِ النَّاسِ * إِلَهِ النَّاسِ * مِنْ شَرِّ الْوَسْوَاسِ الْخَنَّاسِ * الَّذِي يُوَسْوِسُ فِي صُدُورِ النَّاسِ * مِنَ الْجِنَّةِ وَالنَّاسِ﴾ * ثُمَّ يَمْسَحُ بِهِمَا مَا اسْتَطَاعَ مِنْ جَسَدِهِ يَبْدُأُ بِهِمَا عَلَى رَأْسِهِ وَوَجْهِهِ وَمَا أَقْبَلَ مِنْ جَسَدِهِ) (যিফুল জস্বে তিনি একটি শুরা করেন যেখানে তিনি আলাইহি অছালামে শুরৈলে বিছনাত আছিছিল, তেতিয়া তেখেতে দুয়ো হাত একত্রিত করি তাত কুলহুরাল্লা-হু আহাদ, কুল আউজু বিবাবিল ফালাক, আৰু কুল আউজু বিবাবিল না-ছ (ছুৱা কেইটা) পঢ়ি ফু দি গোটেই শৰীৰত হাত ফিৰাইছিল। মূৰ আৰু মুখমণ্ডল আৰু শৰীৰৰ সন্মুখৰ অংগৰ পৰা আৰম্ভ কৰিছিল। এনেকৈ তিনিবাৰ কৰিছিল। (সম্পূৰ্ণ ছুৱা পঢ়িবলৈ চাওঁক দুআ নং ৭০)

(৯৯) প্রত্যেক ৰাতি যেতিয়া নবী চাল্লাল্লা-হু আলাইহি অছালামে শুরৈলে বিছনাত আছিছিল, তেতিয়া তেখেতে দুয়ো হাত একত্রিত কৰি তাত কুলহুরাল্লা-হু আহাদ, কুল আউজু বিবাবিল ফালাক, আৰু কুল আউজু বিবাবিল না-ছ (ছুৱা কেইটা) পঢ়ি ফু দি গোটেই শৰীৰত হাত ফিৰাইছিল। মূৰ আৰু মুখমণ্ডল আৰু শৰীৰৰ সন্মুখৰ অংগৰ পৰা আৰম্ভ কৰিছিল। এনেকৈ তিনিবাৰ কৰিছিল। (সম্পূৰ্ণ ছুৱা পঢ়িবলৈ চাওঁক দুআ নং ৭০)

(বুখারী ফাতহল বাবী ৯/৬২ মুছলিম ৪/১৭২৩)

100- (2) ﴿الَّهُ لَا إِلَهَ إِلَّا هُوَ الْحَيُّ الْقَيُّومُ لَا تَأْخُذُهُ سَنَةٌ وَلَا يَوْمٌ لَّهُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ مَنْ ذَا الَّذِي يَشْفَعُ عِنْ دَهْ إِلَّا بِإِذْنِهِ يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفُهُمْ وَلَا يُحِيطُونَ بِشَيْءٍ مِّنْ عِلْمِهِ إِلَّا بِمَا شَاءَ وَسَعَ كُرْسِيُّهُ السَّمَاوَاتِ وَالْأَرْضِ وَلَا يَئُودُهُ حِفْظُهُمَا وَهُوَ الْعَلِيُّ الْعَظِيمُ﴾.

হিনুল মুছলিম (মুছলিম দুর্গ)

100) “আঙ্গা-হ লা ইলা-হা ইল্লা হোৱাল হাইউল কাইউম, লা তা'খুজুহ ছিনাতুওঁ অলা নাউম, লাহু মা-ফিচ ছামা-ৰাতি তামা ফিল আৰজি, মান জাল লাজি ইয়াশ ফাউ ইনদাহ ইল্লা বিইজনিহি, ইয়া'লামু মা বাইনা আইদীহিম তামা খালফাহম, তলা ইউহিতু-না বিশ্বাইম মিন ইলমিহি ইল্লা বিমা শ্বাতা অছিতা কুৰছি উহছ ছামা-ৰাতি অল আৰজা অলা যাউদুহ হিফজুহমা, তাহুৱাল আলিয়ুল আজীম’।

অর্থ: আঙ্গাহ সেইজনেই, যিজনৰ বাহিৰে আন কোনো উপাস্য নাই। তেওঁ চিৰজীৱী আৰু চিৰ বিৰাজমান শাশ্বত সত্তা। তেওঁক টোপনি আৰু কলাঘুমটি একোৱে নধৰে। আকাশমণ্ডল আৰু পৃথিৰীত যিবোৰ আছে সকলো তেওঁৰেই। আঙ্গাহৰ দৰবাৰত তেওঁৰ বিনানুমতিত ওকালতি কৰিব পৰা কোন আছে? মানুহৰ সন্মুখত যিবোৰ আছে আৰু যিবোৰ সিহঁতৰ অগোচৰ, সেই সকলোবোৰ আঙ্গাহৰ অৱগত। তেওঁৰ জ্ঞান ভাণ্ডাৰৰ কোনো কথাই সিহঁতে আয়তাধীন কৰিব নোৱাৰে; অৱশ্যে কোনো বিষয়ে তেওঁ নিজেই যদি কাৰোবাক জনাব বিছাৰে (সেয়া সুকীয়া কথা)। তেওঁৰ কুৰছীয়ে আকাশমণ্ডল আৰু পৃথিৰীক আৱৰ্বী আছে। ইয়াৰ বক্ষগাবেক্ষণে তেওঁক কেতিয়াও ক্লান্ত কৰিব নোৱাৰে। তেওঁ ততি উচ্চ আৰু মহান।

(বাকাবা: ২৫৫)

101-(3) ﴿أَمَنَ الرَّسُولُ بِمَا أُنْزِلَ إِلَيْهِ مِنْ رَبِّهِ وَالْمُؤْمِنُونَ كُلُّ أَمَنَ بِاللَّهِ وَمَلَائِكَتِهِ وَرَبِّهِ وَرُسُلِهِ لَا تُفَرِّقُ بَيْنَ أَحَدٍ مِّنْ رُسُلِهِ وَقَالُوا سَمِعْنَا وَأَطْعَنَا عُفْرَانَكَ رَبَّنَا وَإِلَيْكَ الْمَصِيرُ﴾
يُكَفِّلُ اللَّهُ نَفْسًا إِلَّا وُسِّعَهَا لَهَا مَا كَسَبَتْ وَعَنِيهَا مَا أَكْسَبَتْ رَبَّنَا لَا تُؤْخِذْنَا إِنْ شَيْبَنَا أَوْ أَخْطَلَنَا رَبَّنَا وَلَا تَحْمِلْ عَلَيْنَا إِصْرًا كَمَا حَمَلْنَا عَلَى الدِّينِ مِنْ قَبْلِنَا رَبَّنَا وَلَا تَحْمِلْنَا مَا لَا طَاقَةَ لَنَا بِهِ وَأَعْفُ عَنَّا وَاغْفِرْ لَنَا وَارْجُنَا أَنْتَ مَوْلَانَا فَانْصُرْنَا عَلَى الْقَوْمِ الْكَافِرِينَ﴾.

(১০১) যি ব্যক্তিয়ে ৰাতি ছুৰা বাকাবাৰ শেষৰ দুই আয়াত পাঠ কৰিব তাৰ বাবে এইটোৱে যথেষ্ট।

ହିନ୍ଦୁଲ ମୁଛଲିମ (ମୁଛଲିମର ଦୁର୍ଗ)

“ଆ-ମାନାର ବାଚୁଲୁ ବିମା ଉନଜିଲା ଇଲାଇହି ମିର-ବାବିବହି ଅଳ ମୁ’ମିନୁନ । କୁଞ୍ଜନ ଆ-ମାନା ବିଲ୍ଲା-ହି ଅମାଲା-ଇକାତିହି ଅ କୁତୁବିହି ଅ ରୁଚୁଲିହ, ଲା ନୁଫରବ୍ରିକୁ ବାଇନା ଆହାଦିମ ମିର ରୁଚୁଲିହ, ଅକା-ଲୁ ଛାମି’ନା ଅ ଆତା’ନା ଗୁଫରାନାକା ବାବବାନା ଅ ଇଲାଇକାଲ ମାଛିବ । ଲା ଇଉକାଲିଫୁଲ୍ଲା-ହ ନାଫରାନ ଇଲ୍ଲା ମା ଉଚ୍ଚଆହା ଲାହା ମା କାହାବାତ ଅ ଆଲାଇହା ମାକ ତାହାବାତ ବାବବାନା ଲା ତୁ ଆ-ଖିଜନା ଇନାଛିନା ଆଉ ଆଖତା’ନା ବାବବାନା ଅଳା ତାହମିଲ ଆଲାଇନା ଇଚ୍ଛବାନ କାମା ହାମାଲତାହ ଆଲାଲ ଲାଜିନା ମିନ କାବଲିନା ବାବବାନା ଅଳା ତୁ ହାମ୍ବିଲନା ମା ଲା ତା କାତାଲାନା ବିହ, ଅ’ଫୁ ଆନା ଅଗଫିବ ଲାନା ଅରହାମନା ଆନତା ମାଟିଲା-ନା ଫାନଚୁବନା ଆଲାଲ କାଉମିଲ କା-ଫିରୀନ” ।

ଅର୍ଥ: ଆଜ୍ଞାହର ପରା ବାଚୁଲର ପ୍ରତି ଯି ଅରତୀର୍ଣ୍ଣ ହେଚେ ସେଯା ବାଚୁଲେ ବିଶ୍ୱାସ କରେ ତାକୁ ମୁମିନସକଳେଓ ବିଶ୍ୱାସ କରେ । ତେ ଓଳୋକ ସକଳୋରେ ଆଜ୍ଞାହକ, ଫିରିଷ୍ଟା ସକଳକ, ତେ ଓର ପୁରୁଷମୂହକ ତାକୁ ତେ ଓର ବାଚୁଲସକଳକ ବିଶ୍ୱାସ କରେ । ତାକୁ ତେ ଓଳୋକେ କଯ- ‘ଆଜ୍ଞାହର ବାଚୁଲସକଳର ମାଜତ ଆମି କୋନୋ ପାର୍ଥକ୍ୟ ନକରୋ । ଆମି ଆଦେଶ ଶୁଣିଲୋ ତାକୁ ସେଇମତେ ଚଲିମ ବୁଲି ମାନି ଲାଲୋ । ହେ ଆମାର ବବ ! ଆମାର ପାପ ମୋଚନ କରା ତାକୁ ତୋମାର ଫାଲେହି ଆମି ପ୍ରତ୍ୟାଗମନ କରିମ ।’ ଆଜ୍ଞାହେ କୋନୋ ମାନୁହର ଓପରତ ତେ ଓର ସାଧ୍ୟାତୀତ କାମର ବୋଜା ଅର୍ପଣ ନକରେ । ଯିଯେ ପୂଣ୍ୟ ଅର୍ଜନ କରିଛେ ତାର ସୁଫଳ ତେରେହି ଭୋଗ କରିବ ଆକୁ ଯିଯେ ପାପ କରିଛେ ତାର ପ୍ରତିଫଳ ସିଯେ ଭୋଗ କରିବ । ହେ ଆମାର ବବ ! ଭୁଲ-ଭ୍ରାନ୍ତିବଶତଃ ଆମାର ଯି ଦୋସ-କ୍ରତି ହୟ ତାର ବାବେ ଆମାକ ଶାସ୍ତି ନିଦିବା । ହେ ଆମାର ବବ ! ଆମାର ଓପରତ ସେଇ ବୋଜା ଅର୍ପଣ ନକରିବା ଯି ବୋଜା ତୁମି ଆମାର ପୁର୍ବରତୀସକଳର ଓପରତ ଅର୍ପଣ କରିଛିଲା । ହେ ଆମାର ବବ ! ଯି ବୋଜା ବହନ କରିବଲୈ ଆମାର ଶକ୍ତି ନାହିଁ ତେନେ ବୋଜା ବହନ କରିବଲୈ ଆମାକ ନିଦିବା । ଆମାକ କ୍ଷମା କରା, ଆମାର ପାପ ମୋଚନ କରା, ଆକୁ ଆମାର ପ୍ରତି ଅନୁଗ୍ରହ ବର୍ଷଣ

হিনুল মুছলিম (মুছলিম দুর্গ)

কৰা। তুমিৰে আমাৰ অভিভাৱক। অবিশ্বাসকাৰীবিলাকৰ বিৰুদ্ধে
তুমি আমাক সহায় কৰা। (আ-মীন)

(বুখাৰী ফাতহল বাৰী ৯/৯৪ মুছলিম ১/৫৫৪)

102-4) ((بِاسْمِكَ رَبِّي وَضَعْتُ جَنِي، وَبِكَ أَرْفَعُهُ، فَإِنْ أَمْسَكْتَ نَفْسِي فَارْحَمْهَا،
وَإِنْ أَرْسَلْتَهَا فَاحْفَظْهَا، بِمَا تَحْفَظُ بِهِ عِبَادُكَ الصَّالِحِينَ)).

(102)"বিছমিকা ৰাবিৰ অজা'তু জাস্বি অবিকা আৰফাউহ ফা ইন
আমছাকতা নাফছি ফাৰহামহা অ ইন আৰছালতাহা ফাহফাজহা
বিমা তাহফাজু বিহি ইবাদাকাছ ছালিহীন"।

অর্থ: হে মোৰ বৰ! তোমাৰ নামত মই বাগৰ দিলো, আৰু তোমাৰ
নামতে উঠিম। গতিকে যদি মোৰ আস্বা তুমি কবজ কৰা তেন্তে ৰহম
কৰিবা। আৰু যদি এবি দিয়া তেন্তে তুমি তাক সংৰক্ষণ কৰিবা
যেনেকে তুমি তোমাৰ পুণ্যবান বান্দাসকলৰ হিফাজত কৰা।

(বুখাৰী ১১/১২৬ মুছলিম ৪/২০৮৪)

103-5) ((اللَّهُمَّ إِنَّكَ خَلَقْتَ نَفْسِي وَأَنْتَ تَوَفَّاهَا، لَكَ مَمَاتُهَا وَمَحْيَاها، إِنْ أَحْيِيهَا
فَاحْمَدْهَا، وَإِنْ أَمْتَهَا فَاغْفِرْ لَهَا. اللَّهُمَّ إِنِّي أَسْأَلُكَ الْغَافِيَةَ)).

(103) "আল্লাহ-হম্মা ইন্নাকা খালাক্তা নাফছি অ আনতা তারাফফা-
হা লাকা মামাতুহা অ মাহয়া-হা ইন আহয়াইতাহা ফাহফাজহা, অ^১
ইন আমাভাহা ফাগফিৰ লাহা। আল্লাহ-হম্মা ইন্নি আছতালুকাল আ-
কিয়াহ"।

অর্থ: হে আল্লাহ তুমিৰে মোৰ ৰহ সৃষ্টি কৰিছা, আৰু তুমিৰে ইয়াক
মৃত্যুদান কৰিবা। ইয়াৰ মৃত্যু ও জীৱন তোমাৰ বাবেই। যদি তুমি
ইয়াক জীৱিত ৰখা তেন্তে ইয়াক হিফাজত কৰা। আৰু যদি ইয়াক
মৃত্যু দান কৰা তেন্তে ইয়াক ক্ষমা কৰি দিয়া। হে আল্লাহ! মই তোমাৰ
ওচৰত সুস্থতা বিছাৰো।

হিনুল মুছলিম (মুছলিম দুর্গ)

(মুছলিম ৪/২০৮৩, আহমাদ ২/৭৯, আমালুল ইয়াউম অল লাইলাহ
ইবনুচ ছুনি হা:৭২১)

104- ((اللَّهُمَّ قِنِي عَذَابَكَ يَوْمَ تَبْعَثُ عِبَادَكَ)).

(১০৪) তেখেতে যেতিয়া শুবলৈ প্রতিজ্ঞা করিছিল তেতিয়া নিজের সেঁ
হাত গালৰ তলত ৰাখি শুইছিল। আৰু এই দুজা তিনি বাৰ পাঠ
কৰিছিল।

“আল্লা-হম্মা ক্রিনি আজাবাকা ইয়াউমা তুবতাচু ইবাদাক”।

অর্থ: হে আল্লাহ! মোক তোমাৰ শাস্তিৰ পৰা বক্ষা কৰা। যিদিনা তুমি
তোমাৰ বান্দাসকলক একত্ৰিত কৰিবা।

(আৰু দাউদ ৪/৩১১ আৰু চাওঁক ছহীহ আত তিৰমিজী ৩/১৪৩)

105- ((بِاسْمِكَ اللَّهُمَّ أَمُوتُ وَأَحْيَا)).

(105) “বিছমিকা আল্লা-হম্মা আমুতু অ আহয়া”।

অর্থ: হে আল্লাহ মই তোমাৰ নামতে মৰো আৰু (তোমাৰ নামতে)
জীৱিত হওঁ।

(বুখারী ফাতহল বাৰী ১১/১১৩ মুছলিম ৪/২০৮৩)

106- ((سُبْحَانَ اللَّهِ (ثَلَاثَةً وَثَلَاثِينَ) وَالْحَمْدُ لِلَّهِ (ثَلَاثَةً وَثَلَاثِينَ) وَاللَّهُ أَكْبَرُ (أَرْبَعًا وَثَلَاثِينَ))).

(১০৬) ৩৩ বাৰ ছুবহা-নাল্লাহ, ৩৩ বাৰ আলহামদুলিল্লা-হ, আৰু
৩৪ বাৰ আল্লাহ আকবাৰ।

107- ((اللَّهُمَّ رَبَّ السَّمَاوَاتِ السَّبْعِ وَرَبَّ الْأَرْضِ، وَرَبَّ الْعُرْشِ الْعَظِيمِ، رَبَّنَا وَرَبَّ
গুল শৈনি, ফালিক হুঁক ও তোরী, ও মুন্ডি শুরোৱা ও আল্যাখিল, ও ফুর্জোন, আুড়িক মিন শৰ গুল
শৈনি আন্ত আখ্দ বিনাচিতীহে। লাহুম আন্ত আৱেল ফলিস কেলক শৈনি, ও আন্ত আখ্র ফলিস
বেৰেক শৈনি, ও আন্ত ঝাহেৰ ফলিস ফুক শৈনি, ও আন্ত বাতেন ফলিস দুক শৈনি, ও আন্ত

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

عَنَّا الدِّينُ وَأَغْنَنَا مِنَ الْفَقْرِ.

(107) “আল্লাহ-হম্মা বাববাছ ছামা-রাতিছ ছাবয়ি, অ বাববাল আৰশ্বিল আজীম, বাববানা অ বাববা কুলি শ্বাই, ফা-লিকাল হাবিব অন নারা, অ মুনজিলাত তাওৰাতি অল ঈনজীল, অল ফুৰকান, আউজুবিকা মিন শ্বাৰ্ৰি কুলি শ্বাই, আনতা আ-খিজুন বিনা-ছিয়াতি। আল্লাহ-হম্মা আনতাল আউৱালু ফালাইছা কাবলাকা শ্বাই। অ আনতাল আ-খিৰ ফালাইছা বাদাকা শ্বাই। অ আনতায যা-হিৰ ফালাইছা ফাউকাকা শ্বাই। অ আনতাল বা-তিন, ফালাইছা দু-নাকা শ্বাই। ইকজি আনাদ দাইনা অ আগনিনা মিনাল ফাক্ৰ’।

অর্থ: হে আল্লাহ! হে সাত আকাশৰ বৰ! হে মহা সিংহাসনৰ বৰ! আমাৰ আৰু সকলো বস্তুৰে বৰ, বীজ আৰু গুটি বিদীৰ্ণকাৰী, তৌৰাত, ঈনজীল আৰু ফুৰকান অৱতীৰ্ণকাৰী, মই সেই সমূহ বস্তুৰ পৰা তোমাৰ আশ্রয় বিছৰো যাৰ আগচুলি তোমাৰ হাতত। হে আল্লাহ! তুমিয়ে আদি, সেয়ে তোমাৰ আগত কোনো বস্তু নাই। আৰু তুমিয়েই অন্ত সেয়ে তোমাৰ পিছত আন কোনো বস্তু নাই। তুমিয়ে প্ৰকাশ্য সেয়ে তোমাৰ ওপৰত কোনো বস্তু নাই। আমাৰ খণ পৰিশোধ কৰা, আৰু আমাক দ্বিদ্বিতাৰ পৰা মুক্ত কৰা।

(মুছলিম ৪/২০৮৪)

(108)-**108** ((الْحَمْدُ لِلَّهِ الَّذِي أَطْعَمَنَا وَسَقَانَا، وَكَفَانَا، وَآوَانَا، فَكَمْ مِنْ لَا گَافِي لَهُ وَلَا مُؤْوِي)).

(108) “আলহামদু লিল্লাহ-হিল লাজী আত আমানা অ ছাকা-না অ কাফা-না অৱা-না ফাকাম মিম্মান লা কা-ফি, লাহ অলা মু'রী”।

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

অর্থ: সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে যিয়ে আমাক আহাৰ কৰালে আৰু পান কৰালে, আৰু আমাৰ বাবে যথেষ্ট হ'ল, আৰু আমাক আশ্রয় দিলে। কিমান যে এনে লোক আছে যিহঁতৰ কোনো তত্ত্বাবধায়ক নাই আৰু নাই কোনো আশ্রয় দিওঁতা।

(মুছলিম ২০৮৫)

109-((اللَّهُمَّ عَالِمُ الْغَيْبِ وَالشَّهَادَةِ فَاطِرُ السَّمَاوَاتِ وَالْأَرْضِ، رَبُّ كُلِّ شَيْءٍ وَمَلِيكُكُ، أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا أَنْتَ، أَعُوذُ بِكَ مِنْ شَرِّ نَفْسِي، وَمِنْ شَرِّ الشَّيْطَانِ وَشَرِّ كُلِّهِ، وَأَنْ أَفَتَرَفَ عَلَى نَفْسِي سُوءًا، أَوْ أَجْحَرَهُ إِلَى مُسْلِمٍ)).

(109) “আল্লা-হুম্মা আ-লিমাল গাইবি অশ্ব শ্বাহাদাতি ফা-তিৰাছ ছামা-ৱাতি অল আৰ্জি বাবৰা কুলি শ্বাইয়িন অ মালী-কাহ। আশ্বহাদু আল লা ইলা-হা ইল্লা আনতা। আউজুবিকা মিন শ্বাৰ্বি নাফছি অ মিন শ্বাৰ্বিশ্ব শ্বাইতানি অশ্বিৰকিহ। অ আনিক তাৰিফা আলা নাফছি ছু-আন আউ আজুৰ্বৰাহ ইলা মুছলিম”।

অর্থ: হে আল্লাহ! আকাশমণ্ডল আৰু পৃথিবীৰ স্মৃতা, দৃশ্য ও অদৃশ্যৰ জ্ঞাতা প্রত্যেক বস্তুৰ প্রতিপালক আৰু গৰাকী। মই সাক্ষ্য দিওঁ যে তুমি বিনে আন কোনো সত্য উপাস্য নাই। হে আল্লাহ! মই তোমাৰ আশ্রয় বিছাৰো মোৰ নফছৰ অনিষ্টৰ পৰা আৰু চয়তানৰ অনিষ্টৰ পৰা আৰু তাৰ খিৰ্কৰ পৰা আৰু মই নিজে কোনো পাপ কৰাৰ পৰা আৰু কোনো মুছলিমৰ অনিষ্ট কৰাৰ পৰা।

(তিৰমিজী, আবু দাউদ আৰু চাওঁক ছহীহ আত তিৰমিজী ৩/১৪২)

110-((يَقْرَأُ اللَّمْ تَنْزِيلَ السَّجْدَةِ، وَتَبَارَكَ الَّذِي بِيَدِهِ الْمُلْكُ)).

(১১০) তেখেত চাল্লাল্লা-হ আলাইহি আছাল্লামে ছুৰা ছাজদা (আলিফ লা-ম, মী-ম, তানজী-ল.....) আৰু ছুৰা মূল্ক (তাৰাৰাকাল লাজী) পঢ়িছিল।

হিনুল মুছলিম (মুছলিম দুর্গ)

(তিরমিজী, নাচায়ী আৰু চাঞ্চক ছাহীছল জামে ৪/২৫৫)

111-**(13)** ((اللَّهُمَّ أَسْلِمْتُ نَفْسِي إِلَيْكَ، وَفَوَّضْتُ أَمْرِي إِلَيْكَ، وَجَهْتُ وَجْهِي إِلَيْكَ، وَأَلْجَاهُتْ ظَهْرِي إِلَيْكَ، رَغْبَةً وَرَهْبَةً إِلَيْكَ، لَا مَلْجَأً وَلَا مَنْجَا مِنْكَ إِلَّا إِلَيْكَ، آمَنْتُ بِكِتَابِكَ الَّذِي أَنْزَلْتَ، وَبِنَيّْكَ الَّذِي أَرْسَلْتَ)).

(১১১) শুৱাৰ আগত নামাজৰ দৰে অজু কৰিব আৰু সেৱা কাতিত শুই
এই দুআ পাঠ কৰিব।

“আ঳্লাহ-হন্মা আছলামতু ইলাইক, অ ফাউরাজতু আমৰি ইলাইক, অ^১
অৱাজ জাহ্তু অজহি ইলাইক, অ আলজাতু যাহৰি ইলাইক,
ৰাগবাতাওঁ অ ৰাহবাতান ইলাইক, লা মালজাতা অলা মানজাতা
মিনকা ইল্লা ইলাইক, তা-মানতু বিকিতাবিকাল লাজী আনযালতা অ
বিনাবিয়িকাল লাজী আৰছালতা”।

অর্থ: হে আ঳্লাহ! মই মোৰ আজ্ঞা তোমালৈ সমৰ্পণ কৰিছোঁ। আৰু
মোৰ সকলো কাম তোমালৈ সঁপি দিছোঁ। আৰু মোৰ মুখমণ্ডল তোমালৈ
ঘুৰাইছোঁ। তোমাৰ ফালে মই নত হৈছোঁ। তোমাৰ ফালে প্ৰবল ইচ্ছাৰে
আৰু ভয়-ভীতি লৈ (আগবাটিছোঁ) তুমি বিনে কোনো আশয়স্থল নাই,
আৰু নাই কোনো পলাই যোৱাৰ ঠাই। তোমাৰ অৱতীৰ্ণ কৰা পুথিৰ
ওপৰত ঈমান আনিছো আৰু তুমি পঠোৱা ৰাষ্টুলক মই বিশ্বাস
কৰিছোঁ।

(এই দুআ পাঠ কৰি শুৱা ব্যক্তি যদি মৃত্যু বৰণ কৰে তেন্তে সি
ফিত্ৰত(ইছলামত) মৃত্যুবৰণ কৰিলে।)

(বুখারী ফাতহল বাৰী ১১/১১৩ মুছলিম ৪/২০৮১)

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

29. اللَّهُ أَكْبَرُ لَبَّيْلَةً

ৰাতি কাতি সলাঞ্চে পঢ়িবলগীয়া দুআঃ

112- ((لَا إِلَهَ إِلَّا اللَّهُ الْوَاحِدُ الْقَهَّارُ، رَبُّ السَّمَاوَاتِ وَالْأَرْضِ وَمَا بَيْنَهُمَا الْعَزِيزُ
الْغَفَّارُ)).

(১১২) আইশ্বা (বাদিয়াল্লাহ আনহাই) কৈছে, ‘ৰাষ্ট্রুল্লাহ চাল্লাহ-ভ
আলাইছি আছালামে ৰাতি কাতি সলাঞ্চে এই দুআ পঢ়িছিল:

‘লা ইলা-হা ইল্লাহ-ৱল রা-হিদুল কাহ্হাৰ, ৰাবুছ ছামা-ৱা-তি অল
আৰজি অমা বাইনাহমাল আজীজুল গাফ্ফা-ৰ’।

অর্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক,
প্ৰবল প্ৰতাপী, পৰাক্ৰমশালী। তেওঁ আকাশমণ্ডল আৰু পৃথিৰীৰ বৰ
আৰু উভয়ৰ মাজত যি আছে সেই সকলৰো ৰব। তেওঁ ঘনা
পৰাক্ৰমী, অতি ক্ষমাশীল।

(ইয়াক হাকিমে বৰ্ণনা কৰি ছাহীহ বুলি কৈছে, আৰু জাহবীয়ে তেওঁৰ
লগত একমত পোষণ কৰিছে ১/৫৪০, আমালুল ইয়াউম অল
লাইলাহ নাছায়ি ইবনুছ ছুনি আৰু চাওঁক ছাহীহুল জামে ৪/২১৩)

30. دُعَاءُ الْفُرْعَانِ فِي الْمَوْمَعَةِ مِنْ لِيَلِ الْوَحْشَةِ

টোপনীত ভয় বা আতঙ্কমূলক কিবা দেখিলে পঢ়িবলগীয়া দুআঃ

113- ((أَعُوذُ بِكَلِمَاتِ اللَّهِ التَّامَاتِ مِنْ غَصَبٍ وَعَقَابٍ، وَشَرِّ عِبَادٍ، وَمِنْ هَمَرَاتِ
الشَّيَاطِينِ وَأَنْ يَخْضُرُونَ)).

(113) “আউজু বিকালিমা-তিল্লা-হিত তা-ম্যা-তি মিন গাজাবিহি অ
ইকাবিহি, অ শ্বাৰ্বি ইবা-দিহি, অমিন হামাযা-তিথি শ্বায়াতীন অ
আইয়াহ জুৰ-ন”।

হিনুল মুছলিম (মুছলিম দুর্গ)

অর্থ: যই আল্লাহর সম্পূর্ণ বাক্যের আশয় লঙ্ঘ তেওঁর খৎ আৰু তেওঁৰ শাস্তিৰ পৰা। আৰু তেওঁৰ বান্দাসকলৰ অনিষ্টৰ পৰা। আৰু চয়তানৰ আঘাতৰ পৰা আৰু চয়তান উপস্থিত হোৱাৰ পৰা।

(আবু দাউদ ৪/১২ আৰু চাওঁক ছাহীহ আত তিৰমিজী ৩/১৭১)

مَا يَعْلَمُ مِنْ رَأْيٍ الرُّؤْيَا أَوِ الْحَلْمُ

ভাল বা বেয়া সপোন দেখিলে কি কৰিব ?

[ভাল সপোন আল্লাহৰ তৰফৰ পৰা আহে আৰু বেয়া সপোন চয়তানৰ তৰফৰ পৰা। যেতিয়া তোমালোকৰ কোনোৱে সপোনত ভাল কিবা দেখে তেতিয়া সেইটো ঘনিষ্ঠ লোকৰ বাহিৰে আন কাকো ক'ব নালাগে।]

(সম্পূর্ণ হাদিছ দীঘল) মুছলিম ৪/১৭৭২ বুখাৰী ৭/২৪)

(১১৪) বেয়া সপোন দেখি কৰিবলগীয়া কাৰ্যঃ

((يَنْفُثُ عَنْ يَسَارِهِ) (১)-১১৪ (ثلاثاً)).

১) বাঁও ফালে তিনি বাৰ থু পেলাব।

(মুছলিম ৪/১৭৭২)

((يَسْتَعِيدُ بِاللَّهِ مِنَ الشَّيْطَانِ وَمِنْ شَرِّ مَا رَأَى) (ثلاث مرات)).

২) চয়তান আৰু সেই সপোনৰ অনিষ্টৰ পৰা তিনি বাৰ আশয় বিচাৰিব। (মুছলিম ১৭৭২, ১৭৭৩)

((لَا يُحَدِّثُ بِهَا أَحَدًا) (3)).

৩) সেই সপোন কাকো নক'ব।

(মুছলিম ৪/১৭৭২)

হিন্দুল মুছলিম (মুছলিমৰ দুর্গ)

((يَسْتَحْوِلُ عَنْ جَنْبِهِ الَّذِي كَانَ عَلَيْهِ)). (4)

৪) শুই থকা কাতি সলাই ল'ব।

(মুছলিম ৪/১৭৭৩)

((يَقُومُ يُصَلِّي إِنْ أَرَادَ ذَلِكَ)). (5)-115

১১৫) হিচ্ছা হ'লে উঠি নামাজ পাঠিব।

(মুছলিম ৪/১৭৭৩)

دُعَاءُ قُوَّةِ وَالْوُتْرِ 32

কুনুতে রিতিৰৰ দুআসমূহঃ

((اللَّهُمَّ اهْدِنِي فِيمَنْ هَدَيْتَ، وَعَافِنِي فِيمَنْ عَافَيْتَ، وَتَوَلَّنِي فِيمَنْ تَوَلَّتَ، وَبَارِكْ لِي فِيمَا أَعْطَيْتَ، وَقِنِي شَرًّا مَا قَضَيْتَ، فَإِنَّكَ تَعْفُضُ عَلَيْكَ، إِنَّهُ لَا يَذِلُّ مَنْ وَالَّذِي، [وَلَا يَعْزُزُ مَنْ عَادَيْتَ، تَبَارِكْ رَبَّنَا وَتَعَالَى]). (1)-116

(116) “আল্লাহ-হম্মাহ দিনি ফীমান হাদাইত, অ আ-ফিনি ফীমান আ-ফাইত, অতারান্নানি ফীমান তারান্নাইত, অবা-বিকলি ফীমা আ'-তাইত, অকিনি শ্বার্বামা কাজাইত, ফা ইন্নাকা তাক্জী অলা ইউকজা আলইক, ইন্নাহ লা যাজিলু মাও়া-লাইত,[অলা যায়িজ্জু মান আ-দাইত] তাবারাকতা বাববানা অ তাতালাইত”।

অর্থ: হে আল্লাহ! তুমি যিহঁতক হিদায়ত দিছা সিহঁতৰ লগতে মোকো হিদায়ত দিয়া। আৰু যিহঁতক সুস্থতা প্ৰদান কৰিছা সিহঁতৰ মাজত মোকো সুস্থতা প্ৰদান কৰা। আৰু যিহঁতৰ তুমি নিজে তত্ত্বারধায়ক হৈছা সিহঁতৰ লগতে মোৰো তত্ত্বারধায়ক হোৱা। আৰু তুমি মোক যি প্ৰদান কৰিছা তাৰ মাজত মোক বৰকত দিয়া। আৰু যি ফয়ছালা তুমি কৰিছা তাৰ অনিষ্টৰ পৰা মোক বক্ষা কৰা। কিৱনো তুমিয়ে ফয়ছালা কৰা আৰু তোমাৰ বিপক্ষে কোনোৱে ফয়ছালা কৰিব

হিনুল মুছলিম (মুছলিম দুর্গ)

নোরাবে। আৰু যাৰ তুমি সাৰথি হোৱা সি কেতিয়াও লাঙ্গিত হ'ব নোৱাবে। যাৰ লগত তুমি বিদ্ৰোহ কৰা সি কেতিয়াও সম্ভান নাপায়। হে আমাৰ প্ৰতিপালক তুমি বৰকতময় আৰু অতি উচ্চ।

(আৰু দাউদ, তিৰমিজী, নাছায়ি, ইবনে মা-জাহ, আহমাদ, দা-বিমি, হা-কিম, বাইহাকী, বন্ধনীৰ মাজৰ বাক্য বাইহাকীৰ। আৰু চাওঁক ছহীহ আত তিৰমিজী ১/১৪৪, ছহীহ ইবনে মা-জাহ ১/১৯৪, ইবৰাউল গালীল ২/১৭২)

((اللَّهُمَّ إِنِّي أَعُوذُ بِرَبِّكَ مِنْ سَخْطِكَ، وَبِمُعَافَاتِكَ مِنْ عُقوَبَتِكَ، وَأَعُوذُ بِكَ مِنْكَ، لَا أُحْسِنُ شَيْئًا عَلَيْكَ، أَنْتَ كَمَا أَثْنَيْتَ عَلَى نَفْسِكَ)). (2)-117

(`117) “আল্লাহ-হম্মা ইন্নি আউজু বিৰিজা-কা মিন ছাখাতিক, অবিমুআ-ফা-তিকা মিন উকুবাতিক, অ আউজু বিকা মিন্ক, লা উহছি ছানাতান আলাইক, আনতা কামা আছনাইতা আলা নাফছিক”।

অর্থ: হে আল্লাহ! মই তোমাৰ ক্ৰেতিৰ পৰা তোমাৰ সম্মুষ্টিৰ আশ্রয় বিছাবো। আৰু তোমাৰ শাস্তিৰ পৰা তোমাৰ ক্ষমাৰ আশ্রয় বিছাবো। আৰু মই তোমাৰ পৰা তোমাৰেই আশ্রয় প্ৰাৰ্থনা কৰো। মই পূৰ্ণৰূপে তোমাৰ প্ৰশংসা কৰিব নোৱাবো, তুমি ঠিক তেনেকুৱা যেনেকে তুমি নিজেই নিজৰ প্ৰশংসা কৰিছা”।

((আৰু দাউদ, তিৰমিজী, নাছায়ি, ইবনে মা-জাহ, আহমাদ, আৰু চাওঁক ছহীহ আত তিৰমিজী ৩/১৮০ ছাহীহ ইবনে মা-জাহ ১/১৯৪ ইবৰাউল গালীল ২/১৭৫)

((اللَّهُمَّ إِيَّاكَ نَعْبُدُ، وَإِيَّاكَ نُصَلِّي وَنَسْجُدُ، وَإِيَّاكَ نَسْعَى وَنَحْفَدُ، نَرْجُو رَحْمَتَكَ، وَنَخْشَى عَذَابَكَ، إِنَّ عَذَابَكَ بِالْكَافِرِينَ مُلْحَقٌ. اللَّهُمَّ إِنَّا نَسْتَعِينُكَ، وَنَسْتَغْفِرُكَ، وَنُشْنِي عَلَيْكَ الْخَيْرَ، وَلَا تَكْفُرْكَ، وَتُؤْمِنْ بِكَ، وَنَخْضُعْ لَكَ، وَنَخْلُعْ مَنْ يَكْمُرْكَ)). (3)-118

হিনুল মুছলিম (মুছলিম র দুর্গ)

(118) “আল্লাহ-হম্মা ইয়াকা নাবুদ, অলাকা নুছালি অনাছজুদ,
অহলাইকা নাছতা অনাহফিদ, নাবজু বাহমাতাক, অনাখশ্বা
আজাবাক, ইন্না আজাবাকা বিল কা-ফিরীনা মুলহাক, আল্লাহ-হম্মা
ইন্না নাছতায়ীনুক, অনাছতাগফিকক, অনুছনি আলাইকাল খাইব,
অলা নাকফুরুক, অনুমিনু বিক, অনাখযাউ ইলাইক, অনাখলাউ
মাহঁয়াক ফুরুক”।

অর্থ; হে আল্লাহ! আমি তোমারেই উপাসনা করো। আর তোমার
বাবেই নামাজ আর ছাজদা করো। তোমার ফালেই বেগেরে আর
শিষ্ঠে আহোঁ। তোমার করণ কামনা করো। আর তোমার শাস্তিক
ভয় পাওঁ। নিশ্চয় তোমার আজাব কাফিৰ সকলে উপভোগ কৰিব।
হে আল্লাহ! আমি তোমার ওচৰত সহায় বিছাবো। আর ক্ষমা
বিছাবো। তোমার উত্তম প্রশংসা করো তোমার তক্তজ্ঞতা নকরো।
আর তোমাক বিশ্বাস করো। তোমার বাবে বিনয় করো। আর যিয়ে
তোমাক অস্ত্রীকাৰ কৰে আমি তাৰ লগত সম্পর্ক বিচ্ছেদ কৰো।

(ছুনানে কুবৰা, বাইহাকী, আর বাইহাকীয়ে ইয়াৰ চন্দটোক ছহীহ
বুলি কৈছে। ২/২১১ আর শ্বাইখ আলবানীয়েও ইয়াক ছহীহ বুলি
কৈছে চাঁক ২/১৭০ এইটো হজৰতে ওমৰৰ উক্তি।)

الذِّكْرُ عَنْ لَامِ مِنَ الرِّزْقِ ٣٣

রিতিৰৰ ছালাম ফিৰাই পত্ৰিবলগীয়া দুআঃ

119- ((سُبْحَانَ الْمَلِكِ الْقُدُوسِ)) ثلَاثَ مَرَاتٍ وَالثَّالِثَةُ يَجْهَرُ بِهَا وَيَمْدُّ بِهَا صَوْتُهُ
يقول: [رَبُّ الْمَلَائِكَةِ وَالرُّوحِ] (۱).

(১১৯) ৰাচুলুল্লাহ চালাল্লাহ-হ আলাইহি আছালামে রিতিৰৰ ছালাম
ফিৰাৰ পিছত তিনি বাৰ কৈছিল:

“ছুবহা-নাল মালিক আল কুদু-ছ।

হিনুল মুছলিম (মুছলিম দুর্গ)

অর্থ “পরিত্র বজাধিরাজ পরিত্রতম”

আৰু তৃতীয়বাৰ এই বাক্যটো উচ্চস্বেৰে কৈছিল।

“ৰাবুল মালা-ইকাতি অৰ ৰহ্”

অর্থ: ফিৰিস্তা আৰু ৰহৰ প্রতিপালক”।

دُعَاءُ الْمَوْلَى زِنْ 34

দুখ আৰু চিত্তাৰ সময়ত পাত্ৰিবলগীয়া দুআঃ

(1) ((اللَّهُمَّ إِنِّي عَبْدُكَ، ابْنُ أَمْبَاتِكَ، ابْنُ عَبْدِكَ، نَاصِيَّتِي بِيَدِكَ، مَاضٍ فِي حُكْمِكَ،
عَدْلٌ فِي قَضَاوْكَ، أَسْأَلُكَ بِكُلِّ اسْمٍ هُوَ لَكَ، سَمِّيَّتِ بِهِ نَفْسَكَ، أَوْ أَنْزَلْتُهُ فِي كِتَابِكَ،
أَوْ عَلَّمْتَهُ أَحَدًا مِنْ خَلْقِكَ، أَوْ أَسْتَأْثَرْتُ بِهِ فِي عِلْمِ الْغَيْبِ عَنْدَكَ، أَنْ تَجْعَلَ الْقُرْآنَ رَبِيعَ
قَلْبِي، وَنُورَ صَدْرِي، وَجَلَاءَ حُزْنِي، وَذَهَابَ هَمِّي)). 120

(120) “আল্লা-হম্মা ইনি আবুক, অবনু আবিক, অবনু আমাতিক
না-ছিয়াতি বিয়াদিক, মা-জিন ফিয়া হুকমুক, আদলুন ফিয়া
কাজাউক, আছতালুকা বিকুল্লি ইছমিন হুৱা লাক, ছাম্মাইতা বিহি
নাফছাক, আউ আনজালতাহ ফি কিতাবিক, আউ আল্লামতাহ
আহাদাম মিন খালকিক, আৱিছ তাঁছাৰতা বিহি ফি ইলমিল গাইবি
ইন্দাক, আনতাজ আলাল কোৰতানা বাবীয়া কালবি অ নু-ৰা ছাদবি
অ জালা-তা ছজনি অ জাহা-বা হাম্মী”।

অর্থ: হে আল্লাহ! মই তোমাৰ বান্দা, তোমাৰ বান্দাৰ সন্তান আৰু
তোমাৰ বান্দিৰ সন্তান। তোমাৰ আদেশ মোৰ ওপৰত জাৰি হৈছে।
মোৰ বিষয়ে তোমাৰ ফয়ছালা ন্যায়। মই তোমাৰ সেই সকলো নামৰ
জৰিয়তে প্ৰাৰ্থনা কৰো যিবোৰ তুমি নিজে নিজৰ বাবে মনোনীত
কৰিছা। অথবা সেইটো তুমি তোমাৰ পুণ্যিত অৱতীৰ্ণ কৰিছা নাইবা

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

তোমাৰ সৃষ্টিৰ মাজত কোনোবাক শিকাইছা। অথবা সেইটো তোমাৰ অদৃশ্য জ্ঞানত নিহিত আছে। তুমি কোৰতানক মোৰ অন্তৰৰ বসন্ত আৰু মোৰ বুকুৰ নুৰ আৰু মোৰ চিষ্ঠা বিদুৰণকাৰী আৰু মোৰ দুখ মোচনকাৰী বনাই দিয়া।

(আহমাদ ১/৩৯১ আলবানীয়ে ছহীহ বুলি কৈছে।)

121-⁽²⁾ ((اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ الْهُمَّ وَالْحَرَقِ، وَالْعَجْزِ وَالْكَسَلِ، وَالْبُخْلِ وَالْجُبْنِ، وَضَلَالِ الدِّينِ وَغَبَابَةِ الرِّجَالِ)).

(121) “আল্লাহ-হুম্মা ইন্নি আউজুবিকা মিনাল হাম্মি অলহজ্ন, তাল আজাযি অলকাছ্লি অলরুখ্লি অলজুব্নি, অজালায়িদ দাইনি অগালাবাতিৰ বিজা-ল”।

অর্থ: হে আল্লাহ! মই তোমাৰ আশ্রয় বিছাৰো চিষ্ঠা আৰু দুখৰ পৰা আৰু নিঃসহায় হোৱাৰ পৰা আৰু অলসতাৰ পৰা আৰু ক্ষণতাৰ পৰা আৰু কাপুৰুষতাৰ পৰা আৰু খণৰ বোৰাৰ পৰা আৰু মানুহে পৰাজয় কৰাৰ পৰা।

(বুখারী ৭/১৫৮ বাছুলুম্মাহ চাল্লাল্লাহ-হ আলাইছি আছাল্লামে এই দুআৰাব বেছিকে পঢ়িছিল। চাঁওক বুখারী ফাতহল বাৰী ১১/১৭৩)

হিনুল মুছলিম (মুছলিম দুর্গ)

رَبُّ الْكَوَافِرِ ۖ ۳۵

অশান্তির সময়ত পাতিবলগীয়া দুআঃ

(1) ﴿لَا إِلَهَ إِلَّا اللَّهُ الْعَظِيمُ الْحَلِيمُ، لَا إِلَهَ إِلَّا اللَّهُ رَبُّ الْعَرْشِ الْعَظِيمِ، لَا إِلَهَ إِلَّا
اللَّهُ رَبُّ السَّمَاوَاتِ وَرَبُّ الْأَرْضِ وَرَبُّ الْعَرْشِ الْكَرِيمِ﴾.

(১২২) “লা ইলা-হা ইলাল্লাহ-হুল আজীমুল হালীম, লা ইলা-হা ইলাল্লাহ-হু
বাবুল আবশ্বিল আজীম, লা ইলা-হা ইলাল্লাহ-হু বাবুচ ছামা-রা-তি
আবুল আবজি আবুবুল আবশ্বিল কারীম”।

অর্থ: আল্লাহর বাহিরে আন কোনো সত্য উপাস্য নাই, তেওঁ মহান
আৰু সহনশীল। আল্লাহর বাহিরে আন কোনো সত্য উপাস্য নাই,
তেওঁ মহা সিংহাসনৰ বৰ। আল্লাহর বাহিরে আন কোনো সত্য উপাস্য
নাই, তেওঁ তাকাশৰ বৰ আৰু পৃথিবীৰ বৰ আৰু মর্যদাসম্পন্ন
সিংহাসনৰ বৰ।

(বুখারী ৭/১৫৪ মুছলিম ৪/২০৯২)

(2) ﴿اللَّهُمَّ رَحْمَةَكَ أَرْجُو، فَلَا تَكِلْنِي إِلَى نَفْسِي طَرْفَةَ عَيْنٍ، وَأَصْلِحْ لِي شَأْنِي
كُلَّهُ، لَا إِلَهَ إِلَّا أَنْتَ﴾.

(১২৩) “আল্লা-হম্মা বাহমাতাকা আবজু ফালা তাকিলনি ইলা নাফছি
তাবাফাতা আইন, অ আছলিহ লি শ্বানি কুলিহ, লা ইলাহা ইল্লা
আনতা”।

অর্থ: হে আল্লহ! তোমাৰ অনুগ্রহৰ আশাৰাদী, গতিকে এক পল
সময়ো তুমি মোক মোৰ নফছলৈ সঁপি নিদিবা। মোৰ সকলো কাম
সংশোধন কৰা, তুমি বিনে আন কোনো সত্য উপাস্য নাই।

(আবু দাউদ ৪/৩২৪, আহমাদ ৫/৪২, আলবানী আৰু আবুল কাদিৰ
আবনাউতে ইয়াক হাছান বুলি কৈছে।)

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

(3)-124 ((لَا إِلَهَ إِلَّا أَنْتَ سُبْحَانَكَ إِنِّي كُنْتُ مِنَ الظَّالِمِينَ)).

(124) “লা ইলা-হা ইল্লা আনতা ছুবহা-নাকা ইমি কুনতু মিনাজ
জ্বলিমীন”।

অর্থ: তুমি বিনে আন কোনো সত্য উপাস্য নাই, তুমি পরিত্র। নিশ্চয়
মই দোষ কৰিছিলো।

(তিরমিজী ৫/৫২৯, হাকিমে ছহীহ বুলি কৈছে। জাহবীয়ে তেওঁৰ
লগত একমত পোষণ কৰিছে। ১/৫০৫ আৰু চাওঁক ছহীহ আত
তিরমিজী ৩/১৬৮)

.((اللَّهُ اللَّهُ رَبِّيْ لَا اشْرِكُ بِهِ شَيْئًا)). (4)-125

(125) “আল্লাহ আল্লাহ বাবিল লা উশ্বরিকু বিহী শ্বাইআ”।

অর্থ: আল্লাহ আল্লাহ মোৰ প্রতিপালক। মই তেওঁৰ লগত কাকো
অংশী নকৰো।

(আবু দাউদ ২/৮৭ আৰু চাওঁক ছহীহ ইবনে মা-জাহ ২/৩৩৫)

دُعَاءُ لِقَاءِ الْعُوْدَةِ السُّلْطَانِ .36

শক্র আৰু চৰকাৰী মানুহৰ লগত সাক্ষাৎ কৰাৰ দুআঃ

(1)-126 ((اللَّهُمَّ إِنَّا نَجْعَلُكَ فِي حُورِهِمْ، وَنَعُوذُ بِكَ مِنْ شُرُورِهِمْ)).

(126) “আল্লা-হম্মা ইল্লা নাজতালুকা ফি নুহুবিহিম, অ নাউজুবিকা
মিন শুৰুবিহিম”।

অর্থ: হে আল্লাহ আমি তোমাকেই সিহঁতৰ প্রতিদুন্দু কৰো আৰু
সিহঁতৰ অনিষ্টৰ পৰা তোমাৰ আশ্রয় বিছাবো।

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

(আবু দাউদ ২/৮৯ হা-কিমে ছহীহ বুলি কৈছে। জাহাবীয়ে তেওঁৰ
লগত একমত পোষণ কৰিছে। ২/১৪২)

((اللَّهُمَّ أَنْتَ عَصْدِي، وَأَنْتَ نَصِيرِي، بِكَ أَحُولُ وَبِكَ أَصُولُ، وَبِكَ أَفَاتُ)). 127

(127) “আল্লাহ-হস্মা আনতা আজুদি, অ আনতা নাছী-বি, বিকা
অছ-লু, অবিকা আছু-লু, অবিকা উকা-তিল”।

অর্থ: হে আল্লাহ তুমিয়ে মোৰ শক্তি, আৰু তুমিয়ে মোৰ সহায়ক, মই
তোমাৰ তৌফিকেৰে চলা-ফুৰা কৰোঁ। আৰু তোমাৰ তৌফিকেৰে মই
আক্রমণ কৰো। আৰু তোমাৰ তৌফিকেৰেই মই যুদ্ধ কৰো।

(আবু দাউদ ৩/৪২ তিৰমিজী ৫/৫৭২ আৰু চাওঁক ছহীহ আত
তিৰমিজী ৩/১৮৩)

((حَسْبُنَا اللَّهُ وَنَعْمَ الْوَكِيلُ)). 128

(128) “হাছবুনাল্লাহ-হ অনি’মাল রাকীল”।

অর্থ: আল্লাহহে আমাৰ বাবে যথেষ্ট আৰু তেৱেই উত্তম নিৰ্ভৰযোগ্য
অভিভাৱক।

বুখারী ৫/১৭২)

37. دُعَاءٌ مِّنْ حَفْظٍ لِّسُلْطَانٍ

শাসকৰ অত্যাচাৰত ভয় পালে পটিলগীয়া দুআ

129-((اللَّهُمَّ رَبَّ السَّمَاوَاتِ السَّبْعِ، وَرَبَّ الْعَرْشِ الْعَظِيمِ، كُنْ لِي جَارًا مِنْ فُلَانِ بْنِ
فُلَانِ، وَأَحْرِزْ بِهِ مِنْ خَلَاقِكَ، أَنْ يَقْرُطْ عَلَيَّ أَحَدٌ مِنْهُمْ أَوْ يَطْعَنْ، عَزَّ جَارِكَ، وَجَلَّ نَبَاؤكَ، وَلَا إِلَهَ إِلَّا أَنْتَ)).

আল্লাহ-হস্মা বৰবাচ ছামা-ওৱা-তিছ ছাব-ঙ্গ, ওৱা বাবৰাল ‘আৰশ্বিল ‘আযীম।
কুন লী জা-ৰান মিন ফুলা-নিবনি ফুলান, ওৱা আহ্যাবিহী মিন খালায়িকিৰ,

হিনুল মুছলিম (মুছলিম দুর্গ)

আঁই ইয়াফৰত্বা ‘আলাইয়া আহাদুম মিনহুম আও ইয়াত্রগা, আয্যা জা-
রুকা, ওরা জাল্লা ছানা-উক, ওরা লা ইলা-হা ইল্লা আনতা)।

১২৯-(১) “হে আল্লাহ, সাত আকাশৰ প্রতিপালক! মহান আৰশ্বৰ
প্রতিপালক! তোমাৰ সৃষ্টি জগতৰ মাজৰ পৰা অমুকৰ পুত্ৰ অমুকৰ বিপক্ষে
আৰু তাৰ বাহিনীৰ বিৰুদ্ধে তুমি মোৰ আশ্ৰয় দানকাৰী হোৱা; সিহঁতৰ
কোনোৱে যাতে মোৰ ওপৰত দ্রুত আক্ৰমণ বা সীমালজ্বন কৰিব
নোৱাৰে। তোমাৰ আশ্ৰয় পোৱাজন শক্তিশালী, তোমাৰ প্ৰশংসা অতি
মহান। আৰু তুমি বিনে আন কোনো সত্য উপাস্য নাই। (বুখাৰী ফিল
আদাৰ আল মুফৰাদ ৭০৭)

১৩০-(২) ((اللَّهُ أَكْبَرُ، اللَّهُ أَعَزُّ مِنْ خَلْقِهِ جَيْبِيَّاً، اللَّهُ أَعَزُّ مِمَّا أَخَافُ وَأَحْذَرُ، أَعُوذُ
بِاللَّهِ الَّذِي لَا إِلَهَ إِلَّا هُوَ، الْمُمْسِكُ السَّمَوَاتِ السَّبْعَ أَنْ يَقَعَنَ عَلَى الْأَرْضِ إِلَّا
يَأْذِنَنِي، مِنْ شَرِّ عَبْدِكَ فُلَانِي، وَجُنُودِهِ وَأَتْبَاعِهِ رَأْشِيَّاعِهِ، مِنْ
الْجِنِّ وَالإِنْسِ، اللَّهُمَّ كُنْ لِي جَارًا مِنْ
شَرِّهِمْ، جَلَّ تَنَاؤُكَ وَعَزَّ جَارُكَ، وَتَبَارَكَ اسْمُكَ، وَلَا إِلَهَ غَيْرُكَ)) (ঢাল মোৰাতি)।

(আল্লা-হু আকবাৰ, আল্লা-হু আ-আয়ু মিন খালকিহী জামী-আ। আল্লাহু
আ-আয়ু মিস্মা আখা-ফু ওৱা আহবাৰ। আউযু বিল্লা-হিল্লায়ী লা ইলা-হা ইল্লা
হুওৱাল মুমছিকুছ ছামা-ওৱা-তিছ ছাব-ঙ্গি, আন ইয়াকা’না আলাল আৰদি
ইল্লা বিইযনিহ, মিন শ্বাৰি ‘আবদিকা ফুলা-ন, ওৱা জুনূদিহী ওৱা
আতবা’ইহী ওৱা আশ্ব ইয়া’ইহী মিনাল জিনি ওৱাল ইনছি। আল্লা-হুম্মা কুন
লী জা-ৰান মিন শ্বাৰিহিম, জাল্লা ছানা-উকা ওৱা ‘আয্যা জা-ৰুকা অতাৰা-
ৰাকাছমুকা অলা ইলা-হা গাইৰুকা)। (৩ বাৰ)

১৩০-(২) “আল্লাহ আটাইতকৈ মহান, আল্লাহ তেওঁৰ সকলো সৃষ্টিতকৈ
মহামৰ্যদাবান। মই যাৰ পৰা ভীত আৰু শক্তি তাতকৈ আল্লাহ
মহাপৰাক্রমশালী। মই আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰো, যাৰ বাহিৰে আন
কোনো সত্য উপাস্য নাই, যিজন সাত আকাশৰ ধাৰণকাৰী, তেওঁৰ
অনুমতিৰ বাহিৰে পৃথিৰীত পতিত হোৱাৰ পৰা— (আশ্ৰয় বিচাৰো) তেওঁৰ

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

অমুক বান্দা, তাৰ সৈন্য-বাহিনী, তাৰ অনুসাৰী আৰু তাৰ অনুগামী জিন
আৰু ইনছানৰ অনিষ্টৰ পৰা। হে আল্লাহ! সিহঁতৰ ক্ষতিৰ পৰা তুমি মোৰ
বাবে আশ্রয়দানকাৰী হোৱা। তোমাৰ গুণ অতি মহান, তোমাৰ আশ্রিত
প্ৰবল শক্তিশালী, তোমাৰ নাম অতি বৰকতময়। আৰু তুমি বিনে আন
কোনো সত্য উপাস্য নাই। (বুখাৰী ফিল আদাৰ আল মুফবাদ ৭০৮)

38. اللَّهُمَّ إِنَّمَا لِكَ مُنْزَلُ الْكِتَابِ، سَرِيعُ الْحِسَابِ، اهْزِمُ الْأَخْرَابَ، اللَّهُمَّ اهْزِمْهُمْ وَرَزِّلْهُمْ^(১).

শক্রৰ প্ৰতি অভিশাপ

131- ((اللَّهُمَّ مُنْزَلُ الْكِتَابِ، سَرِيعُ الْحِسَابِ، اهْزِمُ الْأَخْرَابَ، اللَّهُمَّ اهْزِمْهُمْ وَرَزِّلْهُمْ)).

(আল্লা-হুম্মা মুনয়লাল কিতা-বি ছাৰী'আল হিছা-বি ইহযিমিল আহ্যা-ব।
আল্লা-হুম্মাহিমভূম ওৱা যালযিলভূম)।

131- “হে আল্লাহ, কিতাব অৱতীর্ণকাৰী, দ্রুত হিচাব গ্ৰহণকাৰী! তুমি
শক্রবাহিনীক পৰাজয় কৰা। হে আল্লাহ! তুমি সিহঁতক পৰাজিত কৰা আৰু
সিহঁতৰ মাজত ত্ৰাস সৃষ্টি কৰি দিয়া। (মুছলিম ৩/১৩৬২)

39. مَا يَرِيُّونَ حَفَّ قَوْمًا

কোনো সম্প্ৰদায়ক ভয় পালে কি ক'ব?

132- ((اللَّهُمَّ اكْفِنِيهِمْ بِمَا شِئْتَ)).

(আল্লা-হুম্মাকফিনীহিয বিমা শ্বিতা)।

132- “হে আল্লাহ! তুমি যি ইচ্ছা তাৰ দ্বাৰাই ইহঁতৰ মোকাবিলাত আমাৰ
বাবে যথেষ্ট হোৱা। (মুছলিম ৪/২৩০০)

হিনুল মুছলিম (মুছলিম দুর্গ)

دُعَاءُ مِنْ أَصَابَهُ وَسُوسَةُ إِلَيْكَان 40

ঈমানত সন্দেহ হ'লে পঢ়িবলগীয়া দুআঃ

((يَسْتَعِيدُ بِاللَّهِ)). (১)-133

(১৩৩) [১] আল্লাহর আশ্রয় বিচারিব লাগে। (বুখারী ফাতহল বাবী ৬/৩৩৬ মুছলিম ১/১২০)

(২) ((يَنْتَهِي عَمَّا وَسْوَسَ فِيهِ)).

[২] যি বিষয়ে সন্দেহ হয় সেই বিষয়ে আরু বেছি চিন্তা করিব নালাগে।

(বুখারী ফাতহল বাবী ৬/৩৩৬ মুছলিম ১/১২০)

((يَقُولُ: (آمَنْتُ بِاللَّهِ وَرَسُولِهِ)). (৩)-134

(১৩৪) এই দুআ পঢ়িব।

“আ-মানতু বিল্লান্হি অৰুচুলিহি।

অর্থ: মই আল্লাহ আরু তেওঁৰ বাচুলসকলৰ প্রতি ঈমান আনিছে।

(মুছলিম ১/১১৯-১২০)

((بَقْرَأُ قَوْلَهُ تَعَالَى: ﴿هُوَ الْأَوَّلُ وَالْآخِرُ وَالظَّاهِرُ وَالْبَاطِنُ وَهُوَ بِكُلِّ شَيْءٍ عَلِيمٌ﴾)). (৪)-135

(১৩৫) এই আয়াত পাঠ করিব।

“হৰাল আউৱালু অল আ-খিৰু, অজ যা-হিৰু অল বা-তিন, অহৱা বিকুণ্ণি শ্বাইয়িন কাদীৰ”।

অর্থ: তেৱেই আদি তেৱেই অন্ত, তেৱেই প্রকাশ্য আরু তেৱেই গোপন। সকলো বিষয়ে তেওঁৰ পূৰ্ণ জ্ঞান আছে।

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

(আবু দাউদ ৪/৩২৯, আলবানী আৰু আৰনাউতে ইয়াক ছহীহ বুলি
কৈছে। ছহীহ আবু দাউদ ৩/৯৬২)

دُعَاءُ قَضَاءِ الدِّينِ.41

ঝণ পৰিশোধ কৰাৰ দুতাৎ

((اللَّهُمَّ أَكْفِنِي بِحَلَالِكَ عَنْ حَرَامِكَ، وَأَغْنِنِي بِفَضْلِكَ عَمَّا سَاكَ)). 136

(১৩৬) “আল্লাহ-হম্মাক ফিনি বিহালা-লিকা আন হাৰামিক, আ
আগনিনি বিফাজলিকা আম্মান ছিৱাক”।

অর্থ: হে আল্লাহ! মোৰ বাবে তুমি তোমাৰ হালালৰ দ্বাৰা হাৰামৰ পৰা
যথেষ্ট হৈ যোৱা, আৰু মোক তোমাৰ নিজ অনুগ্ৰহৰে তোমাৰ বাহিৰে
আন সকলোৰে পৰা স্বাধীন কৰি দিয়া।

(তিৰমিজী ৫/৫৬০, চাওঁক ছহীহ আত তিৰমিজী ৩/১৮০)

((اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ الْهَمِّ وَالْخَرَقِ، وَالْعَجْزِ وَالْكَسَلِ، وَالْبُخْلِ وَالْجُبْنِ، وَصَلَعِ الدِّينِ وَغَبَّةِ الرِّجَالِ)). 137

(137) “আল্লাহ-হম্মা ইনি আউজুবিকা মিনাল হাম্মি অলহজ্ন, অল
আজযি অলকাছ্লি অলবুখলি অলজুব্নি, অজালায়িদ দাইনি
অগালাবাতিৰ বিজা-ল”।

অর্থ: হে আল্লাহ! মই তোমাৰ আশ্রয় বিছাৰো চিষ্ঠা আৰু দুখৰ পৰা
আৰু নিঃসহায় হোৱাৰ পৰা, আৰু অলসতাৰ পৰা আৰু কৃপণতাৰ
পৰা, লগতে কাপুৰুষতাৰ পৰা আৰু ঝণৰ বোৱাৰ পৰা, আৰু
মানুহে পৰাজয় কৰাৰ পৰা।

(বুখাৰী ৭/১৫৮, বাছুলুন্নাহ চাল্লান্নাহ আলাইছি আছালামে এই
দুতাটো বেছিকৈ পঢ়িছিল। চাওঁক বুখাৰী ফাতহল বাৰী ১১/১৭৩)

হিনুল মুছলিম (মুছলিম দুর্গ)

دُعَاءُ الرُّسُوْلِ فِي الصَّلَاةِ وَالْقُرْبَةِ 42

নামাজ অথবা কোরআন তিলারতৰ সময়ত চয়তানৰ

প্ৰক্ৰিয়াৰ পৰা বক্ষা পোৱাৰ নিয়মঃ

138- ((أَعُوذُ بِاللَّهِ مِنَ الشَّيْطَانِ الرَّجِيمِ، وَاتَّفَلْ عَلَى يَسَارِكَ (ثَلَاثَةً)).

(138) উচ্মান বিন আলতাহে বৰ্ণনা কৰিছে যে “মই সুধিলো হে আল্লাহৰ বাচ্চুল! চয়তানে মোৰ আৰু মোৰ নামাজ আৰু তিলারতৰ মাজত বাধা দিয়ে। সি মোৰ নামাজ আৰু তিলারত ওলট-পালট কৰি দিয়ে। বাচ্চুলুল্লাহ চালাল্লাহ-হ আলাইহি আছাল্লামে ক'লে ‘ই এটা চয়তান, যাৰ নাম হৈছে ‘খিনজিব’। যেতিয়া তুমি এনে অনুভৰ কৰা তেতিয়া তিনিবাৰ আল্লাহৰ আশ্রায় প্ৰার্থনা কৰিবা আৰু তিনিবাৰ বাঁও ফালে থু থু কৰিবা।

(মুছলিম ৪/১৭২৯, এই বৰ্ণনাত উচ্মানে কৈছে, মই তেনে কৰাত আল্লাহে ইয়াক মোৰ পৰা আঁতৰ কৰিছে।)

دُعَاءُ مِنْ أَسْتَصْبَعَ عَلَيْهِ أَمْرٌ 43

কঠিন কামৰ সন্মুখিন হ'লে এই দুআ পঢ়িবঃ

139- ((اللَّهُمَّ لَا سُهْلٌ إِلَّا مَا جَعَلْتُهُ سَهْلًا، وَأَنْتَ تَجْعَلُ الْحَرْبَ إِذَا شِئْتَ سَهْلًا)).

(139) “আল্লা-হুম্মা লা ছাহলা ইল্লা মা জাআলতাহ ছাহলা অ আনতা তাজআলুল হাজনা ইজা শি'তা ছাহলা”।

অৰ্থ: হে আল্লাহ! কোনো কাম সহজ নহয় কেৱল মাত্ৰ সেই কামেই সহজ যিটো তুমি সহজ কৰা। আৰু তুমি যেতিয়া ইচ্ছা কৰা তেতিয়া কঠিন কাম সহজ কৰি দিয়া।

(ছহীহ ইবনে হিবান হা; নং ২৪২৭ ইবনুছ ছুন্নি হা: নং ৩৫১,

হিনুল মুছলিম (মুছলিম দুর্গ)

হাফিজে ইয়াক ছহীহ বুলি কৈছে। চাওঁক আল-আজকার নারারী
পৃ:১০৬, আৰু আমালুল ইয়াউম অল লাইলাহ ইবনুছ ছুনি তাহকীক
বাশাৰ মুহাম্মদ উয়ন পৃ:১৭১ হা: ৩৫১)

44. مَا يَقُولُ وَيَعْلَمُ مِنْ أَنْبَابِ ذَنْبٍ

গুণাহ হ'লে কি ক'ব আৰু কি কৰিব ?

140- ((مَا مِنْ عَبْدٍ يُذِنُّ بِذَنْبًا فَيُحِسِّنُ الصُّدُورَ, ثُمَّ يَقُومُ فَيُصَلِّي رَكْعَيْنِ, ثُمَّ يَسْتَغْفِرُ اللَّهَ إِلَّا
غَفَرَ اللَّهُ لَهُ)).

(১৪০) যি ব্যক্তিয়ে পাপ কৰাৰ পিছত ভালদৰে অজু কৰে আৰু তাৰ
পিছত দুই বাকাতাত নামাজ আদায় কৰে আৰু আল্লাহৰ ওচৰত
ক্ষমা বিছাৰে আল্লাহে তাক ক্ষমা কৰি দিয়ে।

(আবু দাউদ ২/৮৬, তিৰমিজী ২/২৫৭, আৰু চাওঁক ছহীহল জামে
৫/১৭৩)

45. دُعَاءُ طَرْدِ الشَّيْطَانِ وَسَأْوِسِهِ

চয়তান আৰু তাৰ কুম্ভনা আঁতৰ কৰাৰ দুআসমূহঃ

141. ((الْأَسْتِغْاثَةُ بِاللَّهِ مِنْهُ)). (১)

(১৪১)[১] চয়তানৰ পৰা আল্লাহৰ আশ্রয় প্ৰাৰ্থনা কৰা।

(আবু দাউদ ১/২০৩, তিৰমিজী আৰু চাওঁক ছহীহ আত তিৰমিজী
১/৭৭ চাওঁক ছুৱা আল মুমিনুন; ৯৭-৯৮)

142. ((الْأَذَانُ)). (২)

(142) [২] আজান (মুছলিম ১/২৯১ বুখারী ১/১৫১)

143. ((الْأَذْكَارُ وَقَرَاءَةُ الْفُرْقَانِ)). (৩)

(১৪৩) [৩] প্ৰমাণিত দুআসমূহ আৰু কোৰতান তিলারত কৰা।

ହିନ୍ଦୁଲ ମୁଛଲିମ (ମୁଛଲିମ ଦୁର୍ଗ)

(ତୋମାଲୋକର ସରକ କବରସ୍ଥାନତ ପରିଣତ ନକରିବା; ଚଯତାନ ସେଇ ସରବ ପରା ଦୂର ହୟ ଯି ସରତ ଛୁରା ବାକାରାହ ତିଳାରତ କରା ହୟ।

(ମୁଛଲିମ ୧/୫୯୩, ପୁରା-ଗଢୁଳି ଆର୍କ ଟୋପନିତ ଯୋରା ଆର୍କ ଉଠାର ଦୁତା ସରତ ପ୍ରରେଶ କରାର ଆର୍କ ସରବ ପରା ବାହିର ହୋରାର ଦୁଆସମୂହ, ମଞ୍ଜିଦିତ ପ୍ରରେଶ କରା ଆର୍କ ବାହିର ହୋରାର ଦୁତା ବିଲାକୋ ଚଯତାନ ଦୂର କରେ। ଏହିଦରେ ଆନ ଆନ ପ୍ରମାଣିତ ଦୁଆସମୂହ ଯେନେ, ଟୋପନି ଯୋରାର ଆଗତ ‘ଆୟାତୁଲ କୁରଛି’ ପଡ଼ା; ଛୁରା ବାକାରାର ଶେଷ ଦୁଇ ଆୟାତ ପାଠ କରା; ଆର୍କ ୧୦୦ ବାବ ‘ଲା ଇଲା-ହା ଇଲାଲା-ହ ଅହଦାହ ଲା ଶ୍ଵାରୀକାଲାହ ଲାହଲ ମୁଲ୍କୁ ଅଲାହଲ ହାମଦୁ ଅହରା ଆଲା କୁଲି ଶ୍ଵାଇୟିନ କାଦୀର, ପଢ଼ିବ ସି ଉବେ ଦିନଟୋ ଚଯତାନର ପରା ସୁରକ୍ଷିତ ଥାକିବ। ଏହିଦରେ ଆଜାନେ ଚଯତାନକ ଦୂର କରେ)।

46. اللَّهُ أَعْلَمُ بِمَا يَعْمَلُ مَنْ لَا يَرْضَاهُ وَغُلَبَ عَلَىٰ أَمْرِهِ

ଇଚ୍ଛାର ବିପକ୍ଷେ କୋନୋ ଘଟନା ସଂସ୍ଥାତିତ ହ'ଲେ ଅଥବା

କୋନୋ କାମ କ୍ଷମତାର ବାହିରତ ହ'ଲେ ପଢ଼ିବଲଗିଯା ଦୁଆଃ

.((قَدَرَ اللَّهُ وَمَا شَاءَ فَعَلَ)). - 144

(୧୪୪) ବାଚୁଲୁଲାହ ଚାଲାଲା-ହ ଆଲାଇହି ଅଛାଲାମେ କୈଛେ: ଶକ୍ତିଶାଲୀ ମୁମିନ ଦୂରଳ ମୁମିନତକେ ଉତ୍ତମ ଆର୍କ ଆଲାହେ ତେଓଁକ ଭାଲ ପାଯ। ଉତ୍ତଯର ମାଜତ ମଙ୍ଗଳ ଆଛେ। ଯି କାମ ତୋମାକ ଉପକାର କରିବ ତାଲେ ମନୋଯୋଗ ଦିଯା। ଆର୍କ ଯଦି ତୋମାର କୋନୋ କ୍ଷତି ହୟ ତେଣେ କେତିଯାଓ ନକ'ବା ‘ଯଦି ଯହି ଏନେ କରିଲୋହେଁତେନ ତେଣେ ଏହିଟୋ ନହ'ଲେହେଁତେନ’ ବରଂ ଏନେକେ କୋରା ଯେ’

قَدَرَ اللَّهُ وَمَا شَاءَ فَعَلَ.

“କାଦାରାଲା-ହ ତାମା ଶ୍ଵା-ତା ଫାତାଲା”

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

অর্থ: আল্লাহে ভাগ্যত লিখিছে আৰু তেওঁৰ যি ইচ্ছা সেইটোৱে
কৰিছে।

কিয়নো ‘যদি’ শব্দই চয়তানৰ কাম আৰম্ভ কৰে। (মুছলিম
৪/২০৫২)

47. تَهْنِئَةُ الْمَوْلُودِ لَهُ وَجَاهَهُ

সন্তান লাভকাৰীক অভিনন্দন আৰু তাৰ উত্তৰ

145- ((بَارَكَ اللَّهُ لَكَ فِي الْمُوْهُوبِ لَكَ، وَشَكَرْتَ الْوَاهِبَ، وَبَلَغَ أَسْدَهُ، وَرُزِقْتَ بِرَبِّهِ)).

(বা-ৰাকাল্লা-হু লাকা ফিল মাউহুবি লাক, অশ্বাকাৰতাল ওৱা-হিব, অবালাগা
আশুদ্ধাহু, অৰুয়িতা বিৰ্বাহু)।

১৪৫- “আল্লাহে আপোনাক যি দান কৰিছে তাত আপোনাৰ বাবে বৰকত
দান কৰক, সন্তান দানকাৰীক কৃতজ্ঞতা জ্ঞাপন কৰক, সন্তান পৰিপূৰ্ণ
বয়সত উপনিত হওঁক (তাৰে কামনা কৰোঁ) আৰু তাৰ সন্দ্যবহাৰ প্ৰাপ্ত
হওঁক। (চাওঁক তুহফাতুল মাউলুদ পৃঃ ২০)

অভিনন্দনৰ উত্তৰত ক'ব

وَيَرِدُ عَلَيْهِ الْمَهْمَنْتَأْ فَيَقُولُ: ((بَارَكَ اللَّهُ لَكَ وَبَارَكَ عَلَيْكَ، وَجَرَّاكَ اللَّهُ خَيْرًا، وَرَزَقَكَ اللَّهُ مِثْلَهُ،
وَأَجْزَلَ تَوَابَكَ)).

(বা-ৰাকাল্লা-হু লাকা অবা-ৰাকা ‘আলাইকা, অজায়া-কাল্লা-হু খাইৰা,
অবায়াকাকাল্লা-হু মিছলাহু ওৱা আজয়ালা ছারা-বাকা)।

“আল্লাহে আপোনাকো বৰকত দান কৰক, আৰু আপোনাৰ ওপৰত বৰকত
নাযিল কৰক। আল্লাহে আপোনাক উত্তম প্ৰতিদান দান কৰক, আৰু
আপোনাকো অনুৰূপ দান কৰক লগতে আপোনাৰ ছোৱাব বহুগুণ বৃদ্ধি
কৰক। (আল আজকাৰ লিন নবৱী ৩৪৯ পৃঃ)

হিনুল মুছলিম (মুছলিম দুর্গ)

48. مَا يُوَدِّبُهُ الْأَوْلَادُ

সন্তানক কি দুআৰ দ্বাৰা আশ্রয় দিব ?

146- كَانَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ يُعَوِّذُ الْخَسَنَ وَالْخَسَيْنَ رضي الله عنهم
((أُعِيدُ كُمَا بِكَلِمَاتِ اللَّهِ التَّامَّةِ مِنْ كُلِّ شَيْطَانٍ وَهَامِيٍّ، وَمِنْ كُلِّ عَيْنٍ لَامَّةٍ)).

(১৪৬) ইবনে আবাছে কৈছে: ৰাচুলুল্লাহ চাল্লাহ-হ আলাইহি অছাল্লামে হাছান আৰু হছাইনক এই দুআৰে জৰা-ফুকা কৰিছিল:

“উয়িজুকুমা বিকালিমা-তিল্লাহিত তা-ম্যাতি মিন কুলি শ্বাইতানিন অহা-ম্যাহ, অমিন কুলি আইনিন লা-ম্যাহ”।

অর্থ: মই তোমালোক দুজনক প্রত্যেক চয়তান আৰু বিষাক্ত জীৱৰ পৰা আৰু প্রত্যেক কু-দৃষ্টিৰ পৰা আল্লাহৰ পূৰ্ণ বাক্যৰ সৈতে আশ্রয় দিঞ্চি।

বুখারী ৪/১১৯)

الدُّعَاءُ لِلْمَرِيضِ فِي عِيَادَتِهِ 49

শুশ্রষা কৰাৰ সময়ত বেমাৰীক দিব লগীয়া দুআঃ

((لَا بِأَسْطُهُرٍ إِنْ شَاءَ اللَّهُ)). (১)-147

(১৪৭) [১] ৰাচুলুল্লাহ চাল্লাহ-হ আলাইহি অছাল্লামে যেতিয়া কোনো বেমাৰীক পৰিদৰ্শন কৰিছিল তেতিয়া তাৰ কৈছিল:

“লা বাচ্ছা তাহ-ৰুন ইন শ্বা আল্লাহ”

অর্থ: কোনো চিন্তা নাই এই তসুখ আল্লাহৰ ইচ্ছা কৰিলে পৱিত্ৰ কৰিব।

(বুখারী ফাতহলবারী ১০/১১৮)

হিনুল মুছলিম (মুছলিম দুর্গ)

(۱۴۸) ((أَسْأَلُ اللَّهَ الْعَظِيمَ رَبَّ الْعَرْشِ الْعَظِيمِ أَنْ يَشْفِيَكَ)) (سبع مرات).

(۱۴۰) [۲] যদি কোনো মুছলিমে এনে কোনো বেমারীক পরিদর্শন করে যাৰ মৃত্যুৰ সময় অছা নাই আৰু তেওঁ এই বাক্যটো সাতবাৰ কয় তেন্তে তাক আৰোগ্য কৰা হয়।

“আছতালুণ্ণা-হাল আজীম বাৰবাল আৰশ্মিল আজীম আঁয়াশ্ম ফীক”।

অর্থ: মই উচ্চ মৰ্যদাসম্পন্ন আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰো যিজন মহা সিংহাসনৰ প্ৰতিপালক যে, তেওঁ তোমাক আৰোগ্য প্ৰদান কৰক।

(তিৰমিজী, আৰু দাউদ আৰু চাওঁক ছহীছ আত তিৰমিজী ۲/۲۱۰
আৰু ছাহীছল জামে ۵/۱۸۰)

فَضْلُ عِيَادَةِ الْمَرِيضِ .50

বেমারী পরিদর্শন কৰাৰ গুৰুত্বঃ

149- قَالَ النَّبِيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: ((إِذَا غَادَ الرَّجُلُ أَخَاهُ الْمُسْلِمِ مَسَّىٰ فِي خَرَافَةِ الْجَنَّةِ حَتَّىٰ يَجْلِسَ, فَإِذَا جَلَسَ عَمَرَتُهُ الرَّحْمَةُ, فَإِنْ كَانَ عُذْوَةً صَلَّى عَلَيْهِ سَبْعُونَ أَلْفَ مَلَكٍ حَتَّىٰ يُمْسِيَ, وَإِنْ كَانَ مَسَاءً صَلَّى عَلَيْهِ سَبْعُونَ أَلْفَ مَلَكٍ حَتَّىٰ يُصْبِحَ)).

(۱۴۹) আলি বিন আবি তালিবে কৈছে, মই ৰাত্তুলুণ্ণাহ চাল্লাণ্ণা-হালাইছি অছালামৰ পৰা শুনিছো যে, যেতিয়া কোনো ব্যক্তিয়ে মুছলিম ভাত্তৰ শুশ্ৰা কৰিবলৈ যায় তেতিয়া সি জানাতৰ ফল-মূলৰ বাটেৰে খোজকাটে যেতিয়া লৈকে সি নবহে। আৰু যেতিয়া সি বহি যায় তেতিয়া আল্লাহৰ বহুমতে তাক আৱৰি লয়। যদি পুৱাৰ সময় হয় তেন্তে গধুলি লৈকে ৭০ হাজাৰ ফিৰিস্তাই তেওঁৰ বাবে দুআ কৰে। আৰু যদি গধুলি হয় তেন্তে পুৱা লৈকে ৭০ হাজাৰ ফিৰিস্তাই তেওঁৰ বাবে দুআ কৰে।

হিনুল মুছলিম (মুছলিম দুর্গ)

(তিৰমিজী, ইবনে মা-জাহ, আহমাদ আৰু চাওঁক ছহীহ ইবনে মা-জাহ ১/২৪৪ আৰু ছহীহ আত তিৰমিজী ১/২৮৬ আহমাদ শাকিৰে ইয়াক 'ছহীহ' বুলি কৈছে।)

51. دُعَاءُ الْمَرِيضِ الَّذِي يَسِّرَ مِنْ حَيَاتِهِ

সেই বেমাৰীৰ দুতা যিয়ে জীৱনৰ পৰা নিৰাশ হৈছেঃ

150- (1) ((اللَّهُمَّ اغْفِرْ لِي، وَارْحَمْنِي، وَأَحْقِنِي بِالرَّفِيقِ الْأَعْلَى)).

(150)[1] “আল্লাহ-হুম্মাগ ফিৰলি আৰহামনি আ আলহিকনি বিৰ
ৰাকি-কিল আ’লা”।

অর্থঃ হে আল্লাহ! মোক ক্ষমা কৰা, মোৰ প্রতি কৰণা কৰা, আৰু
মোক আটাইতকৈ উচ্চ ৰাফীকৰ লগত সাক্ষাৎ কৰাই দিয়া।

(বুখারী ৭/১০ মুছলিম ৪/১৮৯৩)

151- (2) ((جَعَلَ اللَّهُيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ عِنْدَ مَوْتِهِ يُدْخِلُ يَدَيْهِ فِي الْمَاءِ فَيَمْسَحُ
بِهِمَا وَجْهَهُ، وَيَقُولُ: لَا إِلَهَ إِلَّا اللَّهُ إِنَّ لِلْمَوْتِ سَكَرٌ)).

(১৫১) [২] আইশ্বা (বাদিয়াল্লাহ আনহাই) কৈছে: ৰাচুলুল্লাহ
চাল্লাহ-হ আলাইহি অচাল্লামে (মৃত্যুৰ সময়ত) নিজ দুয়ো হাতেৰে
পানী ছুই মুখমণ্ডল মুছিব ধৰিলে আৰু ক’লে:

“লা ইলা-হা ইল্লাহ-হ, ইন্না লিল মাউতি লাছাকাৰা-ত”।

অর্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। নিশ্চয় মৃত্যুৰ
কেইবাটাও কঠিন অৱস্থা আছে।

(বুখারী ফাতহল বাৰী ৮/১৪৪, আৰু এই হাদিছত মিছৱাক কৰাৰ
কথাও উল্লেখ আছে।)

হিনুল মুছলিম (মুছলিম দুর্গ)

(৩) (لَا إِلَهَ إِلَّا اللَّهُ وَاللَّهُ أَكْبَرُ، لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَا إِلَهَ إِلَّا اللَّهُ لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ، لَا إِلَهَ إِلَّا اللَّهُ وَلَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللَّهِ).^{১)}

(১৫২)[৩] লা ইলা-হা ইলাল্লাহ-হ, আল্লাহহ আকবার, লা ইলা-হা ইলাল্লাহ-হ অহদাহ, লা ইলা-হা ইলাল্লাহ-হ অহদাহ লা শ্বারীকা লাহ, লা ইলা-হা ইলাল্লাহ-হ লাহল মুলকু অলাহল হামদ, লা ইলা-হা ইলাল্লাহ-হ লা হাউলা তালা কুউরাতা ইল্লা বিল্লাহ”।

অর্থ: আল্লাহ বিনে আন কোনো সত্য উপাস্য নাই, আল্লাহ অতি মহান। আল্লাহ বিনে আন কোনো সত্য উপাস্য নাই, তেওঁ একক। আল্লাহ বিনে আন কোনো সত্য উপাস্য নাই, তেওঁ একক তেওঁৰ কোনো অংশী নাই। আল্লাহ বিনে আন কোনো সত্য উপাস্য নাই, বাজত্ব তেওঁৰেই আৰু সকলো প্রশংসা তেওঁৰেই। আল্লাহ বিনে আন কোনো সত্য উপাস্য নাই,। আল্লাহৰ সহায় অবিহনে কোনো বস্তুৰ পৰা বক্ষা পোৱা টান আৰু কিবা কৰাবো ক্ষমতা নাই।

(তিৰমিজী, ইবনে মা-জাহ, আল বানীয়ে ইয়াক ‘ছহীহ’ বুলি কৈছে। চাওঁক ছহীহ আত তিৰমিজী ৩/১৫২ আৰু ছহীহ ইবনে মা-জাহ ২/৩১৭)

٥٢- تَلْكَيْنُ السُّخْتَرَ

মৃত্যুৰ নিকটৰতী লোকক উপদেশঃ

- 153 (مَنْ كَانَ آخِرُ كَلَمِهِ لَا إِلَهَ إِلَّا اللَّهُ دَخَلَ الجَنَّةَ).

(১৫৩) যাৰ শেষ বাক্য ‘লা ইলা-হা ইলাল্লাহ-হ’ হ’ব সি জানাতত প্ৰৱেশ কৰিব।

(আবু দাউদ ৩/১৯০ আৰু চাওঁক ছাহীহল জামে ৫/৩৪২)

হিনুল মুছলিম (মুছলিম দুর্গ)

دُعَاءُ مِنْ أُصِيبَ بِمُصِيبَةٍ 53

বিপদের সময়ত পঢ়িবলগীয়া দুআঃ

154- ((إِنَا لِلَّهِ وَإِنَّا إِلَيْهِ رَاجِعُونَ، اللَّهُمَّ أَجْرِنَا فِي مُصِيبَتِي، وَأَخْلِفْ لِي خَيْرًا مِنْهَا)).

(154) “ইন্না لِلَّهِ وَإِنَّا إِلَيْهِ رَاجِعُونَ، اللَّهُمَّ أَجْرِنَا فِي مُصِيبَتِي، وَأَخْلِفْ لِي خَيْرًا مِنْهَا”。
অর্থ: নিশ্চয় আমি আল্লাহরেই আৰু তেওঁৰ পিনেই আমি প্রত্যাগমন কৰিম। হে আল্লাহ! মোক মোৰ বিপদত পুণ্যদান কৰা আৰু মোক ইয়াৰ পৰিবৰ্তে ইয়াতকৈ উত্তম বস্তু প্রতিদান দিয়া।

মুছলিম ২/৬৩২)

اللُّغَاءُ عِنْدَ إِغْمَاضِ الْمَيِّتِ 54

মৃত ব্যক্তিৰ চকু বন্ধ কৰাৰ সময়ত পঢ়িবলগীয়া দুআঃ

155- ((اللَّهُمَّ اغْفِرْ لِقْلَانِ (بِاسْمِهِ) وَارْفِعْ دَرَجَتَهُ فِي الْمَهْدِيَّينَ، وَاحْلُفْهُ فِي عَقِبِهِ فِي الْعَابِرِينَ، وَاعْفِرْ لَنَا وَلَهُ يَا رَبَّ الْعَالَمِينَ، وَافْسُحْ لَهُ فِي قَبْرِهِ، وَوَرِّ لَهُ فِيهِ)).

(১৫৫) “আল্লাহ-হম্মাগফিৰ লিফুলান, অৱফা” দাবজাতাহ ফিল মাহদিয়ীন। অখলুফহ ফি আক্রিবিহি ফিল গাবিৰীন। অগফিৰলানা অলাহ ইয়া বাববাল আ-লামীন। অফছাহ লাহ ফি কাবৰিহি অনাউরিৰ লাহ ফীহ”।

অর্থ: হে আল্লাহ! অমুকক (তাৰ নাম ল'ব) ক্ষমা কৰি দিয়া। আৰু হিদায়ত প্রাপ্ত লোক সকলৰ মাজত তাৰ মৰ্যদা উচ্চ কৰা। আৰু তেওঁ এৰি বৈধ যোৱা লোকসকলৰ তুমি অভিভাৱক হোৱা। আৰু হে বিশ্ব জগতৰ প্রতিপালক! আমাক আৰু ইয়াক ক্ষমা কৰি দিয়া। ইয়াৰ বাবে ইয়াৰ কৰৰক প্ৰশংস্ত কৰি দিয়া আৰু ইয়াৰ বাবে তাত উজ্জল কৰি দিয়া।
মুছলিম ২/৬৩৪)

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

الدُّعَاءُ لِلْيَسِّيرِ فِي الصَّلَاةِ عَلَيْهِ 55

জানায়াৰ দুআঃ

(1) ((اللَّهُمَّ اغْفِرْ لَهُ وَارْحَمْهُ، وَعَافِهِ، وَاعْفُ عَنْهُ، وَأَكْرَمْ نُزُلَهُ، وَوَسِّعْ مُدْخَلَهُ،
وَاغْسِلْهُ بِالْمَاءِ وَالثَّلْجِ وَالْبَرَدِ، وَنَقِّهِ مِنَ الْخَطَايَا كَمَا نَقَّيْتَ التَّوْبَ الْأَيْضَ مِنَ الدَّنَى،
وَأَبْدِلْهُ دَارًا خَيْرًا مِنْ دَارِهِ، وَأَهْلًا خَيْرًا مِنْ أَهْلِهِ، وَزَوْجًا خَيْرًا مِنْ زَوْجِهِ، وَأَدْخِلْهُ الْجَنَّةَ،
وَأَعْدِهُ مِنْ عَذَابِ الْقَبْرِ [وَعَذَابِ النَّارِ]).

(156) "আ঳্লা-হম্মাগফিৰ লাহু অৰহামহু, অ আ-ফিহি, অ'ফু আনহু
অ আকৰিম নুজুলাহু, অৱাছ ছি' মাদখালাহু, অগছিলহু বিল মা-য়ি
অছ ছালযি তল বাৰাদ, অনাক্ষিহি মিনাল খাতায়া কামা নাক্ষাইতাছ
ছাউবাল আবয়াজা মিনাদ দানাছ। অ আবদিলহু দাবান খাইৰাম মিন
দা-বিহি, অ আহলান খাইৰাম মিন আহলিহ, অযাউজান খাইৰাম
মিন যাউজিহ, অ আদখিলহুল জানাহ, অ আয়িজহু মিন আজাবিল
কাৰৰ, [অ আজাবিন না-ৰ]।

অর্থ: হে আ঳্লাহ! তাক ক্ষমা কৰা আৰু তাৰ ওপৰত কৰণা কৰা।
তাক নিৰাপত্তা দিয়া আৰু তাক মাফ কৰা। সন্মান সহকাৰে তাৰ
সমাদৰ কৰা আৰু তাৰ প্ৰৱেশ কৰা ঠাইখন প্ৰশংস্ত কৰি দিয়া। তাক
পানী বৰফ আৰু তুষাবেৰে ধুই দিয়া। আৰু তাক গুণাহৰ পৰা
তেনেকৈ পৱিত্ৰ কৰা যেনেকৈ তুমি বগা কাপোৰৰ ময়লা পৰিস্কাৰ
কৰা। আৰু তাক তেওঁৰ ঘৰৰ পৱিত্ৰতে উত্তম ঘৰ, পৰিয়ালৰ
পৱিত্ৰতে উত্তম পৰিয়াল, আৰু স্ত্ৰীৰ পৱিত্ৰতে উত্তম স্ত্ৰী প্ৰদান কৰা।
আৰু তাক জানাতত প্ৰৱেশ কৰা আৰু কৰৰ শাস্তি ও জাহানামৰ
শাস্তিৰ পৰা আশ্রয় দিয়া।

(মুছলিম ২/৬২৩)

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

(2) (اللَّهُمَّ اغْفِرْ لِحَيْنَا وَمَيْتَنَا، وَشَاهِدَنَا وَغَائِبَنَا، وَصَغِيرَنَا وَكَبِيرَنَا، وَذَكَرَنَا وَأُثْنَانَا.
اللَّهُمَّ مَنْ أَحْيَتْنُهُ مِنَ الْإِسْلَامِ، وَمَنْ تَوَفَّهُ مِنَ الْإِيمَانِ، اللَّهُمَّ لَا
خَرِّمْنَا أَجْرًا، وَلَا نُضِلْنَا بَعْدَهُ)).

(১৫৭) আল্লাহ-হৃষ্মাগ ফির্দুসে লিহাইয়েনা অমাইয়েতিনা অশ্বা-হিদিনা
অগা-য়িবিনা অচাগীবিনা অকাবীবিনা অজাকাবিনা অউনছা-না,
আল্লাহ-হৃষ্মা মান আহ ইয়াইতাহ মিন্না ফা আহয়িহি আলাল ইছলাম,
অমান তারাফ ফাইতাহ মিন্না ফাতারাফ ফাহ আলাল ঈমান।
আল্লাহ-হৃষ্মা লা-তাহবিমনা তাজৰাহ তলা তুজিলানা বা'দাহ।

অর্থ: হে আল্লাহ! আমাৰ মাজত জীৱিত, মৃত, উপস্থিতি, অনুপস্থিতি,
সৰু, ডাঙৰ, পুৰুষ, মহিলা সকলোকে ক্ষমা কৰি দিয়া। হে আল্লাহ!
তুমি আমাৰ ভিতৰত যাক জীৱিত বাখিবা তাক ইছলামত জীৱিত
ৰখ। আৰু যাক মৃত্যু দিবা তাক ঈমানৰ ওপৰত মৃত্যু দিয়া। হে
আল্লাহ! আমাক ইয়াৰ পুণ্যৰ পৰা বধিত নকৰিবা। আৰু আমাক
ইয়াৰ পিছত প্ৰষ্ট নকৰিবা।

(ইবনে মা-জাহ ১/৪৮০, আহমাদ ২/৩৬৮ আৰু চাওঁক ছহীহ ইবনে
মা-জাহ ১/২৫১)

(3) (اللَّهُمَّ إِنَّ فُلَانَ بْنَ فُلَانَ فِي ذِمَّتِكَ، وَجَلِيلِ جَوَارِكَ، فَقِيهِ مِنْ فِتْنَةِ الْقَبْرِ، رَعَدَابِ النَّارِ، وَأَنْتَ أَهْلُ
الْوَقَاءِ وَالْحَقِّ، فَاغْفِرْ لَهُ وَارْجِعْ إِنَّكَ أَنْتَ الْغَفُورُ الرَّحِيمُ)).

(158) “আল্লাহ-হৃষ্মা ইন্না ফুলানাবনা ফুলান ফি জিম্মাতিক, অহাবলি
জারাবিক, ফাকিহি মিন ফিতনাতিল কাবৰ, অ আজাবিন না-ৰ। অ
আনতা আহলুল রফা অলহাক্ক। ফাগফিৰ লাহ অৰহামহ ইন্নাকা
আনতাল গাফুৰৰ বাহীম”।

অর্থ: হে আল্লাহ! অমুকৰ পুতেক তমুক তোমাৰ দায়িত্বত আৰু
তোমাৰ আশ্রয়ত আছে। গতিকে তুমি তাক কৰৰৰ পৰিক্ষা আৰু

হিনুল মুছলিম (মুছলিম দুর্গ)

জাহানামৰ শাস্তিৰ পৰা বক্ষা কৰা। তুমি প্ৰতিজ্ঞা বক্ষাকাৰী আৰু
তুমিয়ে সত্য। সেয়ে তাক ক্ষমা কৰা আৰু তাৰ ওপৰত কৰণা কৰা।
নিশ্চয় তুমি ক্ষমাশীল অতি দয়ালু।

(ইবনে মা-জাহ, চাওঁক ছহীহ ইবনে মা-জাহ ১/২৫১ আৰু আবু
দাউদ ৩/২১)

159-(4) ((اللَّهُمَّ عَبْدُكَ وَابْنُ أَمَّتِكَ احْتَاجَ إِلَيْ رَحْمَتِكَ، وَأَنْتَ غَنِيٌّ عَنْ عَذَابِهِ، إِنْ
كَانَ مُحْسِنًا فَزِدْ فِي حَسَنَاتِهِ، وَإِنْ كَانَ مُسِيئًا فَتَجَوَّرْ عَنْهُ)).

(159) “আল্লাহ-হম্মা আব্দুক অবনু আমাতিক, ইহতা-জা ইলা
বাহমাতিক, অ আনতা গানিয়ুন আন আজাবিহ, ইন কা-না
মুহচিনান ফাযিদহ ফি হাচানা-তিহ, অইন কা-না মুছীতান ফাতাজা-
রজ আনহ”।

অর্থ: হে আল্লাহ! তোমাৰ বান্দা, তোমাৰ বান্দিৰ পুতেক, তোমাৰ
কুৰণাৰ বশবতী হৈছে। তুমি ইয়াৰ শাস্তি দিয়াৰ পৰা স্বাধীন। যদি
পূণ্যবান আছিল তেন্তে তাৰ নেকীসমূহ বৃদ্ধি কৰা। আৰু যদি পাপিষ্ট
আছিল তেন্তে তাক ক্ষমা কৰা।

(হাকিমে বৰ্ণনা কৰি ছহীহ বুলি কৈছে। জাহবী তেওঁৰ লগত
একমত। ১/৩৫৯ আৰু চাওঁক আহকামুল জানাইয অবিদউহা আল-
বানী পৃঃ ১২৫)

হিনুল মুছলিম (মুছলিম দুর্গ)

56. الدُّعَاءُ لِلْفُرْطِ فِي الصَّلَاةِ عَلَيْهِ

শিশুর জানায়ার দুআঃ

.(1) ((اللَّهُمَّ أَعِذُّهُ مِنْ عَذَابِ الْقَبْرِ)) 160

(আল্লা-হুম্মা আইযহু মিন আয়া-বিল ক্রাবৰ)

১৬০-(১) “হে আল্লাহ! এই শিশুক কবৰৰ আয়াবৰ পৰা বক্ষা কৰা।

আৰু যদি নিমোক্ত দুআটো পঢ়া হয় তেন্তে আৰু ভাল:

وَإِنْ قَالُوا: ((اللَّهُمَّ اجْعِلْهُ فَرَطًا وَدُخْرًا لِوَالدِّيْهِ، وَشَفِيعًا مُجَابًا، اللَّهُمَّ تَقْلِيلٌ بِهِ مَوَازِينُهُمَا، وَأَعْظَمُ بِهِ أَجْوَرُهُمَا، وَأَلْحُقْهُ بِصَالِحِ الْمُؤْمِنِينَ، وَاجْعَلْهُ فِي كَفَالَةِ إِبْرَاهِيمَ، وَقِهِ بِرَحْمَتِكَ عَذَابَ الْجَحِيْمِ، وَأَبْدِلْهُ دَارًا خَيْرًا مِنْ دَارِهِ، وَأَهْلًا خَيْرًا مِنْ أَهْلِهِ، اللَّهُمَّ اغْفِرْ لِأَسْلَافِنَا، وَأَفْرَاجِنَا، وَمَنْ سَبَقَنَا بِالْإِيمَانِ)) فَحَسَّنُ.

(আল্লা-হুম্মাজ-আলভ ফারাত্তান ওৱা যুখৰান লিওৱালিদায়হি, ওৱাশ্বাফী-আন মুজাবান। আল্লা-হুম্মা ছাকিল বিহী মাওৱাযীনাভুমা, ওৱাআ-ফিম বিহী উজূৰাভুমা, ওৱা আলহিবহু বিছা-লিহিল মুমিনীন, ওৱাজ-আলভ ফী কাফা-লাতি ইবৰাহীমা, অকিহি বিৰাহমাতিকা ‘আয়া-বাল জাহীম, ওৱা আবদিলভ দা-বান খাইৰান মিন দা-বিহি, ওৱা আহলান খায়ৰান মিন আহলিহি, আল্লা-হুম্মাগফিৰ লি’আছলাফিনা ওৱা আফৰাত্তিনা ওৱা মান ছাবাকানা বিল সৈমান।)

“হে আল্লাহ, ইয়াক ইয়াৰ পিতৃ-মাতৃৰ বাবে অগ্রগামী প্ৰতিনিধি বা সঞ্চিত ছোৱাব হিচাবে কবুল কৰা। আৰু ইয়াক এনে শ্বাফাআতকাৰী বনোৱা, যাৰ শ্বাফাআত কবুল হয়। হে আল্লাহ! এই শিশুৰ দ্বাৰা তাৰ পিতৃ মাতৃৰ ওজনসমূহ আৰু ভাৰী কৰি দিয়া। আৰু ইয়াৰ দ্বাৰা তেওঁলোক দুজনৰ ছোৱাব আৰু বঢ়াই দিয়া। আৰু তাক পৃণ্যবান লোকসকলৰ সঙ্গী-সাৰথী বনোৱা আৰু তাক ইব্রাহীম আলাইহিচ ছালামৰ যিম্মাত বখা। আৰু তোমাৰ বহমতৰ দ্বাৰা তাক জাহানামৰ শাস্তিৰ পৰা বক্ষা কৰা। তাক তাৰ

হিনুল মুছলিম (মুছলিম দুর্গ)

এই বাসস্থানের পরিবর্তে উভয় বাসস্থান প্রদান করা, তার এই পরিয়াল-পরিজনের পরিবর্তে উভয় পরিয়াল-পরিজন প্রদান করা। হে আল্লাহ, আমার পূর্ববর্তী নব-নাবী আরু নাবালক অগ্রগামী সন্তান-সন্ততি সকলক মাফ করা আরু যিসকলে ঈমান সহকারে আমার আগতেই মৃত্যুবরণ করিছে তেওঁলোককো ক্ষমা করি দিয়া। (আল মুগনী ৩/৪১৬)

((اللَّهُمَّ اجْعَلْنَا فَرِطًا، وَسَلَفًا، وَأَجْرًا)). 161

(১৬১) [২] হাচান বাছৰী (বাহিমাহল্লাহ) শিশুর ওপরত ছুবা ফাতিহা পাঠ করার পিছত এই দুআ পঢ়িছিল:

“আল্লা-হম্মাজ আলহ লানা ফারাতা, অচালাফা, তা আজৰা”।

অর্থ: হে আল্লাহ! ইয়াক আমার বাবে আগতীয়াকৈ সমাদৰকারী, অভিবাদনকারী আরু ছোরাব বনাই দিয়া।

(শ্বারহছ ছুন্নাহ বাগৰী ৫/৩৫৭, আরু বাগৰীয়ে কৈছে যে বুখাৰীয়ে ইয়াক মুতাল্লাক বর্ণনা করিছে)

57-
دُعَاءُ الْمَوْلَى

সমবেদনা জ্ঞান করার দুআঃ

162- ((إِنَّ اللَّهَ مَا أَخَذَ، وَلَهُ مَا أَعْطَى، وَكُلُّ شَيْءٍ عِنْدَهُ بِأَحَلٍ مُّسَمًّى... فَلْتَصْبِرْ
وَلْتَحْسِبْ)).

(162) “ইন্না লিল্লাহি মা আখাজা, অলাহ মা আ’তা, অকুল্লু শাইয়িন ইন্দাহ বিআজালিম মুছাম্মা। ফালিতাছবির তলতাহতাছিব”।

অর্থ- আল্লাহে যিটো লৈছে সিটো তেওঁবেই। যিটো তেওঁ প্রদান করিছিল সেইটো তেওঁবেই আছিল। তেওঁৰ ওচৰত প্রত্যেক বস্তুর এটা

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

নির্দিষ্ট সময় কাল আছে। গতিকে ধৈর্য ধারণ কৰা আৰু পুণ্যৰ আশা কৰা।

(বুখারী ২/৮০, মুছলিম ২/৬৩৬)

وَإِنْ قَالَ: ((أَعْظَمَ اللَّهُ أَجْرَكَ، وَأَحْسَنَ عَزَاءَكَ، وَعَفَرَ لِمَيِّتِكَ)) فَحَسَنٌ.

এনেকৈ ক'লৈ আৰু ভাল:

“আ'জামাল্লা-হু আজৰাক, অ আহছানা আজা-আক, অ গাফাৰা লি মায়িতিক”।

অর্থ: আল্লাহে তোমাক ডাঙৰ ছোৱাব প্ৰদান কৰক। আৰু তোমাক উত্তম সান্ত্বনা প্ৰদান কৰক আৰু তোমাৰ মৃত ব্যক্তিক ক্ষমা কৰি দিয়ক।

(আল আজকাৰ লিন নারারী পৃ:১২৬)

اللَّهُمَّ إِذْ أَمْرَأْتَ الْمَيِّتَ فَأْنْجِلْهُ 58

মুর্দাক কৰৰত ৰখাৰ সময়ত এই দুআ পাঠ কৰিবঃ

.163- (بِسْمِ اللَّهِ وَعَلَى سُنْنَةِ رَسُولِ اللَّهِ).

(১৬৩) 'বিছমিল্লাহি ওৱা আলা ছুন্নাতি ৰাছুলিল্লাহ'

অর্থ: আল্লাহৰ নামত আৰু ৰাছুলুল্লাহ ছাল্লাল্লা-হু আলাইহি আছাল্লামৰ ছুন্নত মতে। (তোমাক কৰৰত ৰাখিলো)

(আৰু দাউদ ৩/৩১৪ চনদ 'ছহীহ')

মুছনাদে আহমদত আছে

'বিছমিল্লাহি ওৱা আলা মিল্লাতি ৰাছুলিল্লাহ'

ହିନ୍ଦୁଲ ମୁଛଲିମ (ମୁଛଲିମର ଦୁର୍ଗ)

ଅର୍ଥ: ଆଜ୍ଞାହର ନାମତ ଆକୁ ବାଚୁଲୁଙ୍ଗାହ ହାଜ୍ଞାଙ୍ଗା-ହ ଆଲାଇହି ଅଛାଜ୍ଞାମର
ମିଳାତତ । (ତୋମାକ କବରତ ରାଖିଲୋ)

ଇଯାର ଚନ୍ଦ ଟୋଡ ଛହିହ ।

النُّعَمَاءُ بَعْدَ دِيْنِ الْمَيَّتِ 59

ମୃତ ସ୍ୱଭାବିକ ଦାଫନ କରାର ପିଛତ ଦୁଆ:

ବାଚୁଲୁଙ୍ଗାହ ଚାଜ୍ଞାଙ୍ଗା-ହ ଆଲାଇହି ଅଛାଜ୍ଞାମେ ମୁର୍ଦା ଦାଫନ କରାର ପିଛତ
ଅଳ୍ପ ସମୟ ବୈଛିଲ ଆକୁ କୈଛିଲ:

ତୋମାର ଭାଇର କାରଣେ ମାଗଫିରାତର ଦୁଆ କରା ଆକୁ ତାର ବାବେ ଅଟିଲ
ଥକାର ପ୍ରାର୍ଥନା କରା । କିଯନୋ ଏତିଯା ତାକ ପ୍ରଶ୍ନ କରା ହ'ବ ।

(ଆବୁ ଦାଉଦ ୩/୩୧୫, ହାକିମେ ବର୍ଣନା କରି ଛହିହ ବୁଲି କୈଛେ । ଜାହବୀ
ତେଓଁର ଲଗତ ଏକମତ । ୧/୩୭୦)

. 164 - ((اللَّهُمَّ اغْفِرْ لَهُ، اللَّهُمَّ تَبَّأْلِهُ)).

(ଆଜ୍ଞା-ହୁମାଗଫିର ଲାହ, ଆଜ୍ଞା-ହୁମା ଛାରିତହ) ।

୧୬୪- “ହେ ଆଜ୍ଞାହ! ତୁମି ତାକ କ୍ଷମା କରା, ହେ ଆଜ୍ଞାହ! ତୁମି ତାକ
(ପ୍ରଶ୍ନୋତ୍ତରର ସମୟତ) ଅଟିଲ ବଖା । (ଆବୁ ଦାଉଦ ୩/୩୧୫)

হিনুল মুছলিম (মুছলিম দুর্গ)

60 دُعَاءُ زِيَارَةِ الْقُبُوْرِ

কবৰ জিয়াৰত কৰাৰ দুআঃ

165- ((السَّلَامُ عَلَيْكُمْ أَهْلَ الدِّيَارِ، مِنَ الْمُؤْمِنِينَ وَالْمُسْلِمِينَ، وَإِنَّ شَاءَ اللَّهُ بِيْنِ
لَا حُقُونَ، [وَبِرَحْمَةِ اللَّهِ الْمُسْتَقْدِمِينَ مِنَا وَالْمُسْتَأْخِرِينَ] أَسْأَلُ اللَّهَ لَنَا وَلَكُمُ الْعَافِيَةِ)).

(১৫৭) আচ্ছলামু আলা আহলিদ দিয়াৰি মিনাল মু'মিনীনা
অলমুছলিমীন, অইন্না ইনশা আল্লাহ-হু বিকুম লাহিকুন, নাছ
আলুল্লাহ লানা তালাকুমুল আফিয়া"

অর্থ: হে এই ঘৰসমূহৰ বাসিন্দা মুমিন আৰু মুছলিমসকল!
তোমালোকৰ ওপৰত শান্তি বৰ্ষিত হওঁক। আৰু আমি ইনশা আলুহ
তোমালোকৰ লগত সাক্ষাৎ কৰিম। আমি আমাৰ বাবে আৰু
তোমালোকৰ বাবে আলুহৰ ওচৰত নিৰাপত্তা বিছাবো।

(মুছলিম ২/৬৭১)

61 دُعَاءُ الرِّجَلِ

বতাহ চলা অৱস্থাত পটিবলগীয়া দুআঃ

166- ((اللَّهُمَّ إِنِّي أَسْأَلُكَ خَيْرَهَا، وَأَغُوذُ بِكَ مِنْ شَرِّهَا)).

(166) "আল্লাহ-হম্মা ইনি আছআলুকা খাইবাহা, আ আউজুবিকা মিন
শ্বার্বিহা"।

অর্থ: হে আলুহ মই তোমাৰ ওচৰত ইয়াৰ মঙ্গল কামনা কৰো আৰু
ইয়াৰ অনিষ্টৰ পৰা তোমাৰ আশ্ৰয় বিছাবো।

(আবু দাউদ ৪/৩২৬, ইবনে মা-জাহ ২/১২২৮ আৰু ছাহীহ ইবনে
মা-জাহ ২/৩০৫)

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

(2) (اللَّهُمَّ إِنِّي أَسأَلُكَ خَيْرَهَا، وَخَيْرَ مَا فِيهَا، وَخَيْرَ مَا أُرْسِلْتُ بِهِ، وَأَعُوذُ بِكَ مِنْ شَرِّهَا، وَشَرِّ مَا فِيهَا، وَشَرِّ مَا أُرْسِلْتُ بِهِ). 167

(১৬৭) ‘আল্লাহ-হম্মা ইনি আচতালুকা খাইরাহা, অখাইরা মা ফীহা, অখাইরা মা উবছিলাত বিহ, অ আউজুবিকা মিন শ্বার্বিহা অশ্বার্বি মা ফীহা, অশ্বার্বি মা উবছিলাত বিহ’।

অর্থঃ: হে আল্লাহ! মই তোমার ওচৰত ইয়াৰ মঙ্গল আৰু ইয়াৰ মাজত যি আছে তাৰ মঙ্গল কামনা কৰো। আৰু সেইটোও মঙ্গল কামনা কৰো যিটো লৈ ইয়াক পঠোৱা হৈছে। আৰু মই ইয়াৰ অনিষ্টৰ পৰা তোমার আশ্রয় বিছাৰো আৰু ইয়াৰ মাজত যি আছে তাৰ অনিষ্টৰ পৰা আৰু সেইটোৰ অনিষ্টৰ পৰাও যিটো লৈ ইয়াক পঠোৱা হৈছে।

(মুছলিম ২/৬৬৬ বুখারী ৪/৭৬)

62. دُعَاء الرَّغْبَةِ

মেঘৰ গৰ্জনৰ সময়ত পত্ৰিবলগীয়া দুআঃ

. 168 - (سُبْحَانَ الَّذِي يُسَبِّحُ الرَّاغِدُ بِحَمْدِهِ وَالْمَلَائِكَةُ مِنْ خِيفَتِهِ).

(১৬৮) আবুল্লাহ বিন জুবাইৰ যেতিয়া মেঘৰ গৰ্জন শুনা পাইছিল তেতিয়া মাত মতা নাছিল আৰু এই দুআ পত্ৰিছিল:

‘ছুবহা-নাল্লাজি ইউছাবিহৰ ৰাদু বিহামদিহি অল মালা-ইকাতু মিন থি ফাতিহ’।

অর্থ: পৱিত্ৰ সেই সত্তা, মেঘৰ গৰ্জনে যাৰ প্ৰশংসাৰ সৈতে তেওঁৰেই পৱিত্ৰতা কীৰ্তন কৰে আৰু ফিৰিণ্ডাসকলেও ভয়ত কম্পমান হৈ তেওঁৰেই গুণানুকীৰ্তন কৰে।

হিনুল মুছলিম (মুছলিম দুর্গ)

(মুআতা ২/৯৯২, আলবানীয়ে কৈছে ছাহাবীর এই আমলৰ চনদ
ছহীহ)

63. مِنْ دُعَيْةِ الْسَّتِّينَ

বৰষুণৰ বাবে পত্ৰিবলগীয়া কেইটিমান দুআঃ

169- (1) ((اللَّهُمَّ اسْقِنَا غَيْنَانًا مُغْيَنًا مَرِيًعاً، نَافِعًا غَيْرَ صَارِ، عَاجِلًا غَيْرَ آجِلٍ)).

(169) “আল্লাহ-হম্মা আগিছনা গাইছান মুগীছা, মাৰীতান মুৰীতা,
না-ফিতান গাইৰা জা-ৰ্বিন, তা-জিলান গাইৰা তা-জিল”।

অর্থ: হে আল্লাহ! আমাক বৰষুণ দিয়া, সহায়কাৰী আনন্দময় আৰু
সজীৱকাৰী। উপকাৰী অপকাৰী নহয়, সোনকালে দিয়া দেৰি নহয়।

(আৰু দাউদ ১/৩০৩ চনদ ছহীহ)

170- (2) ((اللَّهُمَّ أَغْثِنَا، اللَّهُمَّ أَغْثِنَا، اللَّهُمَّ أَغْثِنَا)).

(170) “আল্লাহ-হম্মা আগিছনা, আল্লাহ-হম্মা আগিছনা, আল্লাহ-হম্মা
আগিছনা”।

অর্থ: হে আল্লাহ! আমাক বৰষুণ দিয়া, হে আল্লাহ! আমাক বৰষুণ
দিয়া, হে আল্লাহ! আমাক বৰষুণ দিয়া।

(বুখাৰী ১/২২৪ মুছলিম ২/৬১৩)

171- (3) ((اللَّهُمَّ اسْقِ عِبَادَكَ، وَبَهَائِمَكَ، وَإِنْشِرْ رَحْمَتَكَ، وَأَحْيِ بِدَكَ الْمَيْتَ)).

(171) “আল্লাহ-হম্মাছকি ইবাদাক, অ বাহা-যিমাক, অনশুৰ
ৰাহমাতাক, অ আহয়ি বালাদাকাল মায়িত”।

অর্থ: হে আল্লাহ! তোমাৰ বান্দাসকলক আৰু তোমাৰ জীৱ-
জন্মবোৰক পানী পান কৰোৱা। আৰু তোমাৰ কৰণা প্ৰসাৰ কৰা
আৰু তোমাৰ মৃত চহৰক জীৱিত কৰা।

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

(আবু দাউদ ১/৩০৫, আৰু চাওঁক আল আজকাৰ লিন নারাবী
পৃ: ১৫০)

64. الدُّعَاءُ لِلَّهِ الْمُطَهَّرُ

বৰষুণ হোৱাৰ সময়ত পাত্ৰিবঃ

172- ((اللَّهُمَّ صَبِّيْنَا نَافِعًا)).

(172) “আল্লাহ-হম্মা ছায়িবান নাফিতা”।

অর্থ: হে আল্লাহ! ইয়াক উপকাৰী বৰষুণ বনাই দিয়া।

(বুখাৰী ফাতহল বাৰী ২/৫১৮)

65. الدُّكْرُ بِدَعْوَةِ الْمَطَرِ

বৰষুণৰ পিছত পাত্ৰিবলগীয়া দুআঃ

173- ((مُطَرِّنَا بِفَضْلِ اللَّهِ وَرَحْمَتِهِ)).

(173) “মুতিৰনা বিফাজলিল্লাহ-হি অৰাহমাতিহ”

অর্থ: আমাৰ ওপৰত আল্লাহৰ অনুগ্রহ আৰু কৰণাৰ দ্বাৰা বৰষুণ
হ'ল।

(বুখাৰী ১/২০৫ মুছলিম ১/৮৩)

হিনুল মুছলিম (মুছলিম দুর্গ)

66 منْ دُعَيْةِ الْأَسْتِحْمَاءِ

উদয় স্থান মেষশূন্য করাৰ দুআঃ

174- ((اللَّهُمَّ حَوْلَيْنَا وَلَا عَلَيْنَا، اللَّهُمَّ عَلَى الْأَكْامِ وَالظَّرَابِ، وَبُطُونِ الْأَوْدِيَةِ، وَمَنَابِتِ الشَّجَرِ)).

(174) “আল্লাহ-হম্মা হারালাইনা অলা আলাইনা, আল্লাহ-হম্মা তালাল
আ-কা-মি তাজ জিৰাব, অবুতুনিল আউদিয়াহ, অমানা-বিতিশ
শাজার”।

অর্থ: হে আল্লাহ! আমাৰ চাৰিওফালে বৰষুণ দিয়া, আমাৰ ওপৰত
নহয়। হে আল্লাহ পাহাড় পৰ্বতৰ ওপৰত আৰু উপত্যকাৰ দ ঠাইত
আৰু গচ-গচনিৰ গুৰিলৈ বৰষুণ দিয়া।

(বুখারী ১/২২৪ মুছলিম ২/৬১৪)

67 دُعَاءُ رُبَّةِ الْمَلَائِكَةِ

জোন দেখাৰ দুআঃ

175- ((اللَّهُ أَكْبَرُ، اللَّهُمَّ أَهْلُهُ عَلَيْنَا بِالْأَمْنِ وَالْإِيمَانِ، وَالسَّلَامُ وَالْإِسْلَامُ، وَالتَّوْفِيقُ
لِمَا تُحِبُّ رَبَّنَا وَتَرَضِيَ، رَبُّنَا وَرَبُّكَ اللَّهُ)).

(175) “আল্লাহ-হ আকবাৰ, আল্লাহ-হম্মা আহিল্লাহ আলাইনা বিল
আমনি অল সৈমা-নি, অছ ছালা-মাতি অল ইছলামি, অত তাওফীকি
লিমা তুহিবু অতাৰজা, ৰাবুনা অৰাবুকাল্লাহ”।

অর্থ: আল্লাহ অতি মহান। হে আল্লাহ! ইয়াক আমাৰ বাবে উদয়
কৰা নিৰাপত্তা, সৈমান, শান্তি আৰু ইছলামৰ সৈতে। আৰু সেই বস্তুৰ
তৌফিকেৰে যিটো তুমি ভাল পোৱা আৰু পছন্দ কৰা। (হে জোন)
আমাৰ আৰু তোমাৰ প্ৰতিপালক একমাত্ৰ আল্লাহ।

হিনুল মুছলিম (মুছলিম দুর্গ)

(তিরমিজী ৫/৫০৪ দা-বিমি ১/৩৩৬ শব্দবোর দা-বিমিৰ) আৰু
চাওঁক ছাহীহ আত তিৰমিজী ৩/১৫৭)

الدُّعَاءُ عِنْدَ طَلَبِ الصَّلَامِ 68

ৰোজা ইফতাৰৰ দুআঃ

((دَهَبَ الطَّمَأْ وَابْتَلَتِ الْعُرُوقُ، وَبَثَتِ الْأَجْرُ إِنْ شَاءَ اللَّهُ)). (১) 176

(১৭৬) “জাহাবাজ যামা-উ, অবতাল্লাতিল উৰকু অছাবাতাল আজৰ
ইনশ্বা তাল্লাহ”।

অর্থ: পিয়াঁহ বাৰন হ'ল, শিৰাবোৰ তিতি গ'ল। আৰু তাল্লাহে ইচ্ছা
কৰিলে ছোৱাৰ নিশ্চিত।

(আৰু দাউদ ২/৩০৬ আৰু চাওঁক ছাহীহ আল জামে ৪/২০৯)

((اللَّهُمَّ إِنِّي أَسْأَلُكَ بِرَحْمَتِكَ الَّتِي وَسَعَتْ كُلَّ شَيْءٍ أَنْ تَغْفِرْ لِي)). (২) 177

(১৬৯) [২] আব্দুল্লাহ বিন আম্ৰ বিন আছ, বৰ্ণনা কৰে যে ৰাচুলুল্লাহ
চাল্লাল্লাহ-হ আলাইহি অছাল্লামে কৈছে:

ৰোজা দুৰৰ বাবে ৰোজা খোলাৰ সময়ত এটা দুআ আছে যিটো
উভতাই দিয়া নহয়। ইবনু আবি মুলাইকাহ কৈছে যে, আব্দুল্লাহ বিন
আম্ৰ ৰোজা খোলাৰ সময়ত এই দুআ পঢ়িছিল:

“আল্লাহ-হস্মা ইনি আছ আলুকা বিৰাহমাতিকাল্লাতি অছিআত কুল্লা
শ্বাই, আনতাগফিৰালি”।

অর্থ: হে আল্লাহ! মই তোমাৰ সেই অনুগ্রহৰ জৰিয়তে বিছাৰো যি
অনুগ্রহ প্রত্যেক বষ্টলৈ প্ৰসাৰিত, তুমি মোক ক্ষমা কৰি দিয়া।

(ইবনে মা-জাহ ১/৫৫৭ আৰু হাফিজে আল আজকাৰৰ তাখৰিজত
ইয়াক হাছান বুলি কৈছে। চাওঁক শ্বারহল আজকাৰ ৪/৩৪২)

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

السُّعَادُ قَبْلَ الطَّعَامِ⁶⁹

খোরাব আগত পাত্ৰিবলগীয়া দুআঃ

(১) (إِذَا أَكَلَ أَحَدُكُمْ طَعَامًا فَلْيَقُولْ بِسْمِ اللَّهِ فِي أَوَّلِهِ فَلْيَقُولْ بِسْمِ اللَّهِ فِي أَوَّلِهِ وَآخِرِهِ). 178

(১৭৮) [১] যদি তোমালোকৰ কোনোৱে খোৱা আবস্থ কৰে তেন্তে তাৰ কোৱা উচিত

বিছমিল্লাহ”

অর্থ: আল্লাহৰ নামত (খোৱা আবস্থ কৰিলোঁ)।

আৰু যদি আবস্থণিত বিছমিল্লাহ ক'বলৈ পাহৰি যায় তেন্তে ক'ব:

“বিছমিল্লা-হি ফি আউরালিহি অ আ-খিৰিহ”।

অর্থ: আল্লাহৰ নামত (আহাৰ খাওঁ) ইয়াৰ আবস্থণিত আৰু ইয়াৰ শেষত।

(আৰু দাউদ ৩/৩৪৭ তিৰমিজী ৪/২৮৮ আৰু চাওঁক ছাহীহ আত তিৰমিজী ২/১৬৭)

(২) (مَنْ أَطْعَمَهُ اللَّهُ الطَّعَامَ فَلْيَقُولْ :اللَّهُمَّ بَارِكْ لَنَا فِيهِ وَأَطْعِمْنَا خَيْرًا مِنْهُ، وَمَنْ سَقَاهُ اللَّهُ لَبَنًا فَلْيَقُولْ اللَّهُمَّ بَارِكْ لَنَا فِيهِ وَزِدْنَا مِنْهُ). 179

(১৭১) যাক আল্লাহৰে খোৱালে তেওঁ ক'ব:

“আল্লা-হম্মা বা-ৰিক লানা ফীহি অ আতয়িমনা খাইৰাম মিন্হ”।

অর্থ: হে আল্লাহ! আমাৰ বাবে ইয়াত বৰকত দিয়া আৰু আমাক ইয়াতকৈ উত্তম আহাৰ প্ৰদান কৰা।

আৰু যাক আল্লাহৰে গাথিৰ খোৱালে সি ক'ব:

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

“আল্লাহ-হম্মা বা-বিক লানা ফীহি অযিদনা মিন্হ

অর্থ: হে আল্লাহ! আমাৰ বাবে ইয়াত বৰকত দিয়া আৰু আমাৰ ইয়াতকৈ বেছি প্ৰদান কৰা।

(তিৰমিজী ৫/৫০৬ আৰু চাঁক ছহীহ আত তিৰমিজী ৩/১৫৮)

اللُّعَاءُ عِنْدَ فَرَاغِ الظَّعَمَ

আহাৰ ভোজন কৰাৰ পিছত পঢ়িব লগীয়া দুতাঃ

((الْحَمْدُ لِلَّهِ الَّذِي أَطْعَمَنِي هَذَا، وَرَزَقَنِيهِ، مِنْ عَيْرٍ حَوْلِ مِيَّ وَلَا قُوَّةٌ)). 180

(180) “আলহামদুলিল্লাহ-হিল লাজি আতআমানি হা-জা, অৱাজাকানী-হি মিন গাহিৰি হাউলিম মিনি অলা কুউৱাহ”।

অর্থ: সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে যিয়ে মোক আহাৰ কৰালে। আৰু মোৰ বিনা চেষ্টাই আৰু বিনা ক্ষমতাত মোক এই খাদ্য প্ৰদান কৰিলে।

(আৰু দাউদ, তিৰমিজী, ইবনে মা-জাহ আৰু চাঁক ছহীহ আত তিৰমিজী ৩/১৫৯)

((الْحَمْدُ لِلَّهِ حَمْدًا كَثِيرًا طَيْبًا مُبَارَكًا فِيهِ، عَيْرٌ [مَكْفِيٌّ وَلَا مُوَذْعٌ، وَلَا مُسْتَغْفِيٌّ عَنْهُ رَبَّنَا]). 181

(181) “আলহামদুলিল্লাহ-হি হামদান কাহিৰান তায়িবান মুবারাকান ফীহ, গাহিৰা [মাকফিয়িন অলা] মুতাদ্দা, অলা মুছতাগনান আনহ ৰাবৰানা”।

হিনুল মুছলিম (মুছলিম দুর্গ)

অর্থ:) সকলো ধরণের প্রশংসা আল্লাহর বাবেই, অগণন প্রশংসা, পরিত্র, যিটো বৰকতময় কৰা হৈছে। যিটো এৰা নাই আৰু ইয়াৰ পৰা অমনোযোগীও হোৱা নাই, হে আমাৰ প্ৰতিপালক ”।

(বুখাৰী ৬/২১৪ তিৰমিজী ৫/৫০৭)

71. دُعَاءُ الضَّيْفِ لِصَاحِبِ الطَّعَمِ

মেজবানৰ বাবে আলোহীৰ দুআঃ

182- ((اللَّهُمَّ بَارِكْ لَهُمْ فِيمَا رَزَقْتُهُمْ، وَاغْفِرْ لَهُمْ وَارْجُمْهُمْ)).

(182) “আল্লা-হুম্মা বাৰিক লাহুম ফীমা বাজাকতাহুম, অগফিৰলাহুম অৰহামহুম”।

অর্থ: হে আল্লাহ! তুমি সিহঁতক যি প্ৰদান কৰিছা তাত সিহঁতৰ বাবে বৰকত দিয়া আৰু সিহঁতক ক্ষমা কৰা আৰু সিহঁতৰ ওপৰত অনুগ্রহ কৰা।

মুছলিম ৩/১৬১৫)

72. التَّعْرِضُ بِالدُّعَاءِ لِطَبَقِ الطَّعَامِ أَوِ الشَّرِبِ

কোনোৰাই কিবা পান কৰালে অথবা পান কৰোৱাৰ

সংকল্প কৰিলে তাক দিব লগীয়া দুআঃ

183- ((اللَّهُمَّ أَطْعِمْ مَنْ أَطْعَمْنِي، وَاسْقِ مَنْ سَقَانِي)).

(183) “আল্লা-হুম্মা আতয়িম মান আত আমানি আছকি মান ছাকানী”।

অর্থ: হে আল্লাহ! যিয়ে মোক খোৱালে তুমি তাক পানাহাৰ কৰোৱা।
আৰু যিয়ে মোক পান কৰালে তুমি তাক পান কৰোৱা।

হিনুল মুছলিম (মুছলিম দুর্গ)

(মুছলিম ৩/১৬২৬)

73.النَّعَاءُ إِذَا أَفْطَرَ عِنْدَهُ أَهْلُ بَيْتٍ

কাবো ঘৰত ইফতাৰ কৰিলে তাক দিৰলগীয়া দুআঃ

184- ((أَفْطَرَ عِنْدَكُمُ الصَّائِمُونَ، وَأَكَلَ طَعَامَكُمُ الْأَبْرَارُ، وَصَلَّتْ عَلَيْكُمُ
الْمَلَائِكَةُ)).

(১৮৪) ‘আফতাৰা ইন্দাকুমুছ ছা-যিমুন, অ আকালা তাতামুকুমুল
আবৰা-ৰ, অ ছাল্লাত আলাইকুমুল মালা-ইকাহ’।

অর্থ: তোমাৰ তাত ৰোজাদাৰসকলে ইফতাৰ কৰক। তোমাৰ খাদ্য
পুণ্যবান লোকসকলে খাওক আৰু ফিরিষ্টাসকলে তোমাৰ বাবে দুআ
কৰক।

(আবু দাউদ ৩/৩৬৭ আৰু আলবানীয়ে ‘আলকালিমুত তায়িব’নামৰ
গ্রন্থৰ তাখৰিজত ইয়াক ছহীহ বুলি কৈছে। পৃ:১০৩)

74. دُعَاءُ الصَّائمِ لِأَحَدٍ حَضَرَ الطَّعَمَ وَلَمْ يُغُطِّرْ

ৰোজাৰ অৱস্থাত যদি কোনোবাই নিম্নণ কৰে তেন্তে কি কৰিব ?

185- ((إِذَا دُعِيَ أَحَدُكُمْ فَلْيُجِبْ، فَإِنْ كَانَ صَائِمًا فَلْيُصَلِّ، وَإِنْ كَانَ مُفْطِرًا
فَلْيُطْعَمْ)، وَمَعْنَى قَلْصَلٌ أَيْ فَلَيْدُغُ.

(১৮৫) যদি তোমালোকৰ ভিতৰত কোনোবাক নিম্নণ কৰা হয়
তেন্তে তাৰ নিম্নণ গ্ৰহণ কৰা উচিত। ৰোজা অৱস্থাত থাকিলে দুআ
কৰি দিয়া। আৰু ৰোজা নাথাকিলে খাই লোৱা।

(মুছলিম ২/১০৫৪)

হিনুল মুছলিম (মুছলিম দুর্গ)

75. مَا يَقُولُ الصَّانِمُ إِذَا سَأَلَهُ أَحَدٌ

ৰোজা দাবে কি ক'ব যদি কোনোবাই তেওঁক গালি পাৰে

186. ((إِنِّي صَائِمٌ، إِنِّي صَائِمٌ)).

(ইন্নি ছা-ইম, ইন্নি ছা-ইম)

১৮৬- “নিশ্চয় মই ৰোজাদাৰ, নিশ্চয় মই ৰোজাদাৰ।

76. الْعَاءُ عِنْدَ رُؤْبَةِ كُورَةِ الشَّمَرِ

গছৰ প্ৰথম ফল দেখি পত্ৰিবলগীয়া দুআঃ

187- ((اللَّهُمَّ بَارِكْ لَنَا فِي شَمْرَنَا، وَبَارِكْ لَنَا فِي مَدِيَتَنَا، وَبَارِكْ لَنَا فِي صَاعِنَا، وَبَارِكْ لَنَا فِي مُدَّنَا)).

(187) “আল্লাহ-হম্মা বা-ৰিক লানা ফি ছামাৰিনা, অ বা-ৰিক লানা ফি মাদীনাতিনা, অ বা-ৰিক লানা ফি ছা-যিনা, অ বা-ৰিক লানা ফি মুদিনা”।

অর্থ: হে আল্লাহ আমাৰ ফলত বৰকত দিয়া, আৰু আমাৰ বাবে আমাৰ চহৰ খনত বৰকত দিয়া। আৰু আমাৰ বাবে আমাৰ ‘ছা’ (বিশেষ পৰিমাণ)ত বৰকত দিয়া। আৰু আমাৰ বাবে আমাৰ ‘মুদ’ (বিশেষ পৰিমাণ) ত বৰকত দিয়া।

(মুছলিম ২/১০০০)

হিনুল মুছলিম (মুছলিম দুর্গ)

77. دُعَاءُ الْعَطَسِ

হাঁচি করিলে কি ক'ব ?

(1) ((إِذَا عَطَسَ أَحَدُكُمْ فَلْيَقُلِ الْحَمْدُ لِلَّهِ، وَلْيُقُلْ لَهُ أَخْوَهُ أَوْ صَاحِبُهُ: يَرْحَمُكَ اللَّهُ، فَإِذَا قَالَ لَهُ: يَرْحَمُكَ اللَّهُ، فَلْيَقُلْ: يَهْدِيْكُمُ اللَّهُ وَيُصْلِحُ بَالَّكُمْ)). 188

(১৮৮) যেতিয়া তোমালোকৰ কোনোৰাই হাঁচি কৰে সি 'আলহামদু লিল্লাহ' ক'ব লাগে।

অর্থ: সকলো প্রশংসা আল্লাহৰ বাবে।

আৰু তেওঁৰ ভাতৃয়ে ক'ব

“ইয়াবহামুকাল্লাহ”

অর্থ: আল্লাহে তোমাৰ ওপৰত কৰণা বৰ্ণণ কৰক।

আৰু হাঁচিকাৰী ব্যক্তিয়ে ইয়াৰ উত্তৰত ক'ব

“ইয়াহদিকুমুল্লাহ অ ইউছলিহ বা-লাকুম”।

অর্থ: আল্লাহে তোমাক হিদায়ত দিয়ক আৰু তোমাৰ অৱস্থা সঠিক কৰক।

(বুখারী ৭/১২৫)

78. مَا يَقْلُلُ لِلْكَافِرِ إِذَا عَطَسَ فَهَمِّدَ اللَّهَ

কাফিৰে হাঁচি কৰিলে কি ক'ব?

(2) ((يَهْدِيْكُمُ اللَّهُ وَيُصْلِحُ بَالَّكُمْ)). 189

(ইয়াহদীকুমুল্লাহ ওৱা ইউছলিহ বা-লাকুম)।

১৮৯- “আল্লাহ আপোনালোকক সৎপথ প্ৰদৰ্শন কৰক আৰু আপোনালোকৰ অৱস্থা উন্নত কৰক। (তিৰমিজী ৫/৮২ আহমদ 8/800)

হিনুল মুছলিম (মুছলিম দুর্গ)

79.النَّكَاءُ لِلْمُتَزَوِّجِ

দৰাক দিবলগীয়া দুআঃ

190- ((بَارَكَ اللَّهُ أَكَ، وَبَارَكَ عَلَيْكَ، وَجَمِيعَ بَيْنَكُمَا فِي خَيْرٍ)).

(190) “বা-ৰাকাল্লাহ লাক, অবা-ৰাকা আলাইক, অজামাতা বাইনাকুমা ফি খাইর”।

অর্থ: আল্লাহতে তোমার বাবে বৰকত দিয়ক, আৰু তোমার ওপৰত বৰকত দিয়ক। তোমালোক দুজনৰ একত্ৰিত মঙ্গলময় কৰক।

(আবু দাউদ, তিৰমিজী, ইবনে মা-জাহ আৰু চাঁওক ছহীহ আত তিৰমিজী ১/৩১৬)

80.دُعَاءُ الْمُتَزَوِّجِ وَسَرَاءُ الدَّيْنِ

দৰাৰ নিজৰ বাবে অথবা পৰিবহন কিনিলে পাত্ৰিবলগীয়া দুআঃ

191- إِذَا تَزَوَّجَ أَحَدُكُمْ امْرَأً، أُوْ إِذَا اسْتَرَى حَادِمًا فَلِيُقُلْ: ((اللَّهُمَّ إِنِّي أَسْأَلُكَ خَيْرَهَا، وَخَيْرَ مَا جَبَلْتَهَا عَلَيْهِ، وَأَعُوذُ بِكَ مِنْ شَرِّهَا، وَشَرِّ مَا جَبَلْتَهَا عَلَيْهِ، وَإِذَا اسْتَرَى بَعِيرًا فَلِيُأْخُذْ بِذِرْوَةِ سَانِمِهِ وَلِيُقُلْ مِثْلَ ذَلِكَ)).

(১৯১) যেতিয়া তোমালোকৰ কোনোবাই বিবাহ কৰে অথবা কোনো দাসী কিনে তেতিয়া এই দুআ পাত্ৰিব:

“আল্লা-হস্মা ইন্নি আছআলুকা খাইবাহা অখাইবা মা জাবালতাহা আলাইহ। অ আউজুবিকা মিন শ্বাৰ্বিহা অশ্বাৰ্বি মা জাবালতাহা আলাইহ”।

অর্থ: হে আল্লাহ! মই তোমার ওচৰত ইয়াৰ মঙ্গল কামনা কৰো। আৰু যি কাৰণে ইয়াক সৃষ্টি কৰা হৈছে তাৰ মঙ্গল কামনা কৰো। আৰু ইয়াৰ অনিষ্টৰ পৰা তোমার আশ্রয় বিছাৰো। আৰু যি কাৰণে ইয়াক সৃষ্টি কৰা হৈছে তাৰ অনিষ্টৰ পৰা তোমার আশ্রয় বিছাৰো।

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

আৰু যেতিয়া কোনো উট কিনিব তেতিয়া তাৰ পিৰ্ঠিৰ কুঁজ ধৰি এই
দুআ পঢ়িব। (দৰাইক্রীৰ আগচুলিত হাত ৰাখি এই দুআ পাঠ কৰিব)

(আৰু দাউদ ২/২৪৮, ইবনে মা-জাহ ১/৬১৭, আৰু চাঁওক ছহীহ
ইবনে মা-জাহ ১/৩২৪)

الْمُعَافِيْلِ إِلَيْنَا الرَّوَجَةُ. ৪১

সহবাস কৰাৰ আগত পঢ়িবলগীয়া দুআঃ

192- ((بِسْمِ اللَّهِ, الَّهُمَّ جَنَّبْنَا الشَّيْطَانَ, وَجَنَّبِ الشَّيْطَانَ مَا رَزَقْنَا)).

(192) “বিছমিল্লাহ। আল্লাহ-হম্মা জানিবনাশ শ্বাইতান, অজানিবিশ
শ্বাইতানা মা ৰাজাকতানা”।

অর্থ: আল্লাহৰ নামত। হে আল্লাহ! আমাক চয়তানৰ পৰা বক্ষা কৰা।
আৰু যিটো (সন্তান) তুমি আমাক প্ৰদান কৰিবা তাকো চয়তানৰ পৰা
বক্ষা কৰা।

(বুখারী ৬/১৪১ মুছলিম ২/১০২৮)

دُعَاءُ الْفَضْلِ. ৪২

ক্ৰোধ (দমন কৰা)ৰ দুআঃ

193- ((أَعُوذُ بِاللَّهِ مِنَ الشَّيْطَانِ الرَّجِيمِ)).

(193) “আউজুবিল্লা-হি মিনাশ শ্বাইতানিৰ ৰাজীম”

অর্থ: মই অভিশপ্ত চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰার্থনা কৰো।

(বুখারী ৭/৯৯ মুছলিম ৪/২০১৫)

হিনুল মুছলিম (মুছলিম দুর্গ)

دُعَاءُ مِنْ رَأْيِ مُتَّلٍ⁸³

বিপদ গ্রস্ত লোকক দেখি এই দুআ পঢ়িব লাগেঃ

194- ((الْحَمْدُ لِلَّهِ الَّذِي عَفَانِي مِمَّا أَبْلَغَكَ بِهِ، وَفَضَّلَنِي عَلَىٰ كَثِيرٍ مِّنْ خَلْقٍ تَفْضِيلًا)).

(194) “আলহামদুলিল্লাহ-হিল লাজি আ-ফা-নি মিস্যাব তালা-কা বিহি তা ফাজ্জালানি আলা কাছীরিম মিস্যান খালাকা তাফজীলা”।

অর্থ: সকলো ধরণৰ প্ৰশংসা আল্লাহৰ বাবে যিয়ে মোক সেই বস্তুৰ পৰা নিৰাপত্তা দিছে যিটোত তোমাক লিপ্ত কৰিছে। আৰু তেওঁ মোক তেওঁৰ বহু সৃষ্টিৰ মাজত প্ৰধান্য দিছে।

(তিৰমিজী ৫/৪৯৪, ৫/৪৯৩, চাওঁক ছহীহ আত তিৰমিজী ৩/১৫৩)

84- مَا يَعْلَمُ فِي الْمَجْلِسِ

বৈঠকত পঢ়িবলগীয়া দুআঃ

195- ((عَنِ ابْنِ عُمَرَ رضي الله عنهمَا قَالَ: كَانَ يُعَذَّ لِرَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي الْمَجْلِسِ الْوَاحِدِ مِائَةً مَرَّةً مِنْ قَبْلِ أَنْ يَقُومَ (رَبِّ اغْفِرْ لِي، وَتُبْ عَلَيَّ، إِنِّي أَنْتَ التَّوَابُ الْغَفُورُ)).

(১৯৫) ইবনে ওমৰ বাদিয়াল্লাহ আনহৱে কৈছে যে, বাচুলুল্লাহ চাল্লাহ-হ আলাইহি অছালামে এটা বৈঠকত উঠাৰ আগলৈকে ১০০ বাৰকৈ এই দুআ পঢ়িছিল।

“ৰাবিবগ ফিৰলি অতুৰ আলাইয়া, ইনাকা আনতাত তাউৱাবুৰ
ৰাহীম”।

অর্থ: হে মোৰ প্ৰতিপালক মোক ক্ষমা কৰা। আৰু মোৰ তৌৰা গ্ৰহণ
কৰা। নিশ্চয় তুমি তৌৰা গ্ৰহণকাৰী ক্ষমাশীল।

(তিৰমিজী আৰু চাওঁক ছহীহ আত তিৰমিজী ৩/১৫৩, আৰু ছহীহ
ইবনে মা-জাহ ২/৩২১ শব্দ তিৰমিজীৰ)

হিনুল মুছলিম (মুছলিম দুর্গ)

كَلَارِيْلَمْ جِلْس ٤٥

বৈঠক শেষত পাতিবলগীয়া দুআঃ

196- ((سُبْحَانَكَ اللَّهُمَّ وَرَحْمَةُكَ أَشْهُدُ أَنَّ لَا إِلَهَ إِلَّا أَنْتَ، أَسْتَغْفِرُكَ وَأَتُوَبُ إِلَيْكَ))

আইশ্বা বাদিয়াল্লাহ আনহাই কৈছে : বাচ্চুলুল্লাহ চাল্লাল্লাহ-হ আলাইছি অচ্ছাল্লামে প্রত্যেক বৈঠক, কোৰতান তিলারত, নামাজ আদিৰ শেষত এই দুআ পাঠ কৰিছিল। তেখেতে কৈছে: মই সুধিলো, হে আল্লাহৰ বাচ্চুল চাল্লাল্লাহ-হ আলাইছি অচ্ছাল্লাম! মই প্রত্যক্ষ কৰিলো আপুনি প্রত্যেক বৈঠক, তিলারত, আৰু নামাজ আদিৰ শেষত এই দুআ পঢ়ে। তেখেতে ক'লে; হয়, নিশ্চয়। যিয়ে কোনো উত্তম কথা ক'ব এই দুআ মোহৰ বনাই তাৰ ওপৰত লগাই দিয়া হ'ব। আৰু যিয়ে কোনো বেয়া কথা ক'ব তাৰ বাবে এইটো ক্ষতিপূৰণ হ'ব।

(১৯৬) “ছুবহা-নাকা আল্লা-হস্মা অবিহামদিকা, আশ্বহাদু আন লা ইলা-হা ইল্লা আনতা আচতাগফিরকা তা আতুরু ইলাইক”

অর্থ: হে আল্লাহ! তুমি পরিত্র আৰু প্রশংসা তোমাৰেই। মই সাক্ষ্য দিঁও যে ভূমি বিনে আন কোনো সত্য উপাস্য নাই। মই তোমাৰ ওচৰত ক্ষমা বিছাৰো আৰু তোমাৰ প্রতি তৌৰা কৰো।

(তিৰমিজী, আৰু দাউদ, নাছায়ি, ইবনে ঘা-জাহ আৰু চাওঁক ছহীহ আত তিৰমিজী ৩/১৫৩)

হিনুল মুছলিম (মুছলিম দুর্গ)

86. السُّعَادُ لِمَنْ قَلَّ عَفْرَ اللَّهُ لَكَ

যিয়ে ক'ব "গাফাৰাল্লাহ লাক" অর্থাৎ আল্লাহে তোমাক ক্ষমা কৰক।

তাক দিবলগীয়া দুআঃ

.((ولَكَ))-197

(১৯৭) আবুল্লাহ বিন ছাবজাছ ৰাদিয়াল্লাহ আনহৰে কৈছে: মই
ৰাচুলুল্লাহ চাল্লাল্লাহ আলাইহি অচাল্লামৰ ওচৰত আহিলো আৰু
তেখেতৰ লগত আহাৰ কৰিলো। তাৰ পিছত মই ক'লো,

عَفَرَ اللَّهُ لَكَ.

"গাফাৰাল্লাহ লাক"

অর্থ: আল্লাহে আপোনাক ক্ষমা কৰক।

তেখেতে ক'লে: ((ولَكَ)) (অলাক) আৰু তোমাকো।

(আহমাদ ৫/৮২ আমালুল ইয়াউম অল লাইলাহ নাছায়ি পৃ: ২১৮ হা:
৪২১)

87. السُّعَادُ لِمَنْ صَنَعَ لَكَ مَعْرُوفًا

ভাল ব্যৱহাৰকাৰীক দিবলগীয়া দুআঃ

.((جَزَاكَ اللَّهُ خَيْرًا))-198

(১৯৮)"জায়াকাল্লাহ খাইৰা"।

অর্থ: আল্লাহে তোমাক উত্তম প্ৰতিদান দিয়াক।

(তিৰমিজী হা: ২০৩৫, চাঁক ছাহীছল জামে ৬২৪৪ আৰু ছহীহ আত
তিৰমিজী ২/২০০)

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

مَيَعِيمُ اللَّهُدِيْرِ مِنَ الدَّجَالِ.88

যি দুআ পঢ়িলে দাজ্জালৰ ফিতনাৰ পৰা বক্ষা পাৰঃ

199- ((مَنْ حَفِظَ عَشْرَ آيَاتٍ مِّنْ أَوَّلِ سُورَةِ الْكَهْفِ عَصِمَ مِنَ الدَّجَالِ))

(১৯০) [১] যিয়ে ছুৰা কাহাফৰ প্ৰথম ১০ আয়াত মুখস্থ কৰিব সি
দাজ্জালৰ ফিতনাৰ পৰা বক্ষা পাৰ।

মুছলিম ১/৫৫৫)

وَالْأَسْتِعَاذَةُ بِاللَّهِ مِنْ فِتْنَتِهِ عَقِبَ الشَّهْدُ الْأَخِيرُ مِنْ كُلِّ صَلَاةٍ.

[২] প্ৰত্যেক নামাজৰ শেষ বৈঠকত তাৰ্খাহৰ পিছত দাজ্জালৰ
ফিতনাৰ পৰা আশ্রয় বিছাৰিব লাগে।

(চাওঁক এই পুথিৰ ৫৫-৫৬ নং দুআ)

اللَّهُمَّ إِنِّي أُحِبُّكَ فَلَا يَنْهَاكُنِي عَنِ الدُّعَاءِ.89

যিয়ে কয় 'আল্লাহৰ বাবে মই তোমাক ভালপাওঁ'

তাক দিবলগীয়া দুআঃ

((أَحَبَّكَ الَّذِي أَحْبَبَتِنِي لَهُ).-200

(২০০) “আহাৰবাকাল্লাজি আহবাৰতানি লাহ”।

অর্থ: সেই সভাই তোমাক ভালপাওঁক যাৰ বাবে তুমি মোক ভাল
পোৱা।

(আৰু দাউদ ৪/৩৩৩ চনদ ছহীছ)

হিন্দুল মুছলিম (মুছলিমৰ দুর্গ)

السُّعَاءُ مِنْ عَرَضٍ عَلَيْكَ مَلَهُ ۝

যিয়ে আপোনাক ধন আগবঢ়ালে তাক

দিবলগীয়া দুআঃ

201- ((بَارَكَ اللَّهُ لَكَ فِي أَهْلِكَ وَمَالِكَ)).

(২০১) “বা-বাকাল্লা-হ লাক, ফি আহলিকা অ মা-লিক”।

অর্থ: আল্লাহহে তোমার পরিয়াল আৰু সম্পদত বৰকত দিয়ক।

(বুখারী ফাতহল বাৰী ৪/(288

الدُّعَاءُ مِنْ قُرْصَعَةِ الصَّابِرِ ۝

খণ পৰিশোধ কৰাৰ সময়ত খণ প্ৰদান কাৰীক

দিবলগীয়া দুআঃ

202- ((بَارَكَ اللَّهُ لَكَ فِي أَهْلِكَ وَمَالِكَ، إِنَّمَا جَزَاءُ السَّابِقِ الْحَمْدُ وَالْأَدَاءُ)).

(২০২) “বা-বাকাল্লা-হ লাক, ফি আহলিকা অ মা-লিক, ইন্নামা জায়া-উচ্ছ-ছালাফিল হামদু অল তাদা”।

অর্থ: আল্লাহহে তোমার পরিয়াল আৰু সম্পদত বৰকত দিয়ক। খণৰ বিনিময় কেৱল প্ৰশংসা আৰু পৰিশোধ কৰা।

(আমালুল ইয়াউম অল লাইলাহ নাছায়ি পৃ: ৩০০, ইবনে মা-জাহ
২/৮০৯ আৰু চাওঁক ছহীহ ইবনে মা-জাহ ২/৫৫)

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

دُعَاءُ الْخُوبِ مِنَ الشُّرِّ⁹²

শ্বিকৰ ভয়ত পাতিবলগীয়া দুআঃ

203- ((اللَّهُمَّ إِنِّي أَعُوذُ بِكَ إِنْ أُشْرِكُ بِكَ وَإِنَّا أَعْمَمُ، وَأَسْتَغْفِرُكَ لِمَا لَمْ أَعْمَمُ)).

(203) “আল্লাহ-হম্মা ইনি আউজু বিকা আন উশ্ববিকা বিকা অ আনা আ’লাম, অ আচ্ছাগফিকৰকা লিমা লা আ’লাম”।

অর্থ: হে আল্লাহ! মই জানি বুজি তোমার লগত আনক অংশী কৰাৰ পৰা তোমার আশ্রয় বিছাৰো। আৰু সেই শ্বিকৰ পৰাও ক্ষমা বিছাৰো যিটো অজানিতে কৰিছো।

(আহমাদ ৪/৪০৩ আৰু চাওঁক ছাহীছল জামে ৩/২৩৩ আৰু ছাহীহ আত তাৰগীব অত তাৰহীব লিলবানী ১/১৯)

السُّعَادُ مِنْ قَلْبِكَ اللَّهُ فِيَنَ⁹³

কোনোবাই যদি কয় ‘বা-ৰাকাল্লাহ ফীক’

তাৰ উত্তৰত কি ক’ব ?

204- ((وَفِيكَ بَارَكَ اللَّهُ)).

(204) "অফীকা বা-ৰাকাল্লাহ"।

অর্থ: আল্লাহৰে তোমাকো বৰকত দিয়ক। (ইবনুছ ছুন্নী পৃঃ ১৩৮)

دُعَاءُ كَرَاهِيَةِ الطَّيْرَ⁹⁴

অমঙ্গলক অপছন্দ কৰাৰ দুআঃ

205- ((اللَّهُمَّ لَا طَيْرٌ إِلَّا طَيْرُكَ، وَلَا خَيْرٌ إِلَّا خَيْرُكَ، وَلَا إِلَهٌ غَيْرُكَ)).

(205) “আল্লাহ-হম্মা লা তাইৰা ইল্লা তাইৰুক, অলা খাইৰা ইল্লা খাইৰুক, অলা ইলা-হা গাইৰুক”।

হিনুল মুছলিম (মুছলিম দুর্গ)

অর্থ: হে আল্লাহ! তোমার মঙ্গল বিনে আন কোনো মঙ্গল নাই। আরু তোমার উপকার বিনে আন কোনো উপকার নাই। আরু তুমি বিনে আন কোনো উপাস্য নাই।

(আহমাদ ২/২২০, ইবনুচ ছুনি হা: ২৯২, আরু চাওঁক আল আহাদিছ আছ ছাহীহা ১০৬৫)

دُعَاءُ الرَّبِّ 95

জীৱ-জন্ম অথবা যান-বাহনত আৰোহণ কৰাৰ

সময়ত পটিবলগীয়া দুআঃ

206- ((بِسْمِ اللَّهِ، وَالْحَمْدُ لِلَّهِ) سُبْحَانَ الَّذِي سَخَّرَ لَنَا هَذَا وَمَا كُنَّا لَهُ مُقْرِنِينَ، وَإِنَّا إِلَى رَبِّنَا لَمُنْقَلِبُونَ)، ((الْحَمْدُ لِلَّهِ، الْحَمْدُ لِلَّهِ، الْحَمْدُ لِلَّهِ، اللَّهُ أَكْبَرُ، اللَّهُ أَكْبَرُ، اللَّهُ أَكْبَرُ، سُبْحَانَكَ اللَّهُمَّ إِنِّي ظَلَمْتُ نَفْسِي فَاغْفِرْ لِي؛ فَإِنَّهُ لَا يَغْفِرُ الذُّنُوبَ إِلَّا أَنْتَ)).

(206) “বিছমিল্লাহ, অলহামদুলিল্লাহ, ছুবহা-নাল্লাজি ছাখ্খৰালানা হা-জা অমা কুন্না লাহু মুকৰিনীন। অইন ইলা ৰাবিনা লামুন কালি-বুন। অলহামদুলিল্লাহ, অলহামদুলিল্লাহ, অলহামদুলিল্লাহ, আল্লাহ আকবাৰ, আল্লাহ আকবাৰ, আল্লাহ আকবাৰ, ছুবহা-নাকা আল্লা-হস্মা ইনি জালামতু নাফ্ছি ফাগফিৰ লি ফা ইন্নাহ লা যাগফিৰজ জুনুবা ইন্না আনতা”।

অর্থ: আল্লাহৰ নামত, সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে। পৱিত্ তেওঁ যিজনে এইবোৰক আমাৰ বশীভূত কৰি দিলে; নহ'লে আমি এইবোৰ বশ কৰিব নোৱাৰিলোহ্তেন। আরু নিশ্চয় এদিন আমি আমাৰ প্ৰভুৰ ওচৰলৈকে যাব লাগিব। সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে, সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে, আল্লাহ অতি মহান, আল্লাহ অতি

হিনুল মুছলিম (মুছলিম দুর্গ)

মহান, আল্লাহ অতি মহান, পরিত্র তুমি হে আল্লাহ; নিশ্চয় মই মোৰ
আস্বাৰ ওপৰত অন্যায় কৰিছো; গতিকে মোক ক্ষমা কৰা কিয়নো
তুমি বিনে কোনোৱে পাপ মোচন কৰিব নোৱাৰে।

(আৰু দাউদ ৩/৩৪, তিৰমিজী ৫/৫০১, আৰু চাঁক ছহীহ আত
তিৰমিজী ৩/১৫৬)

96. دُعَاء السَّفَرِ

অমনৰ দুআঃ

207- اللَّهُ أَكْبَرُ، اللَّهُ أَكْبَرُ، اللَّهُ أَكْبَرُ، سُبْحَانَ الَّذِي سَخَّرَ لَنَا هَذَا وَمَا كُنَّا لَهُ مُقْرِنِينَ * وَإِنَّا إِلَى رَبِّنَا لَمْنَقِلُّوْنَ ﴿اللَّهُمَّ إِنَا نَسْأَلُكَ فِي سَفَرِنَا هَذَا الْبِرَّ وَالثَّقَوْيِ، وَمِنَ الْعَمَلِ مَا تَرَضَى، اللَّهُمَّ هَوْنَ عَلَيْنَا سَفَرَنَا هَذَا وَاطْمُوْعَنَا بَعْدَهُ، اللَّهُمَّ أَنْتَ الصَّاحِبُ فِي السَّفَرِ، وَالْحَلِيقَةُ فِي الْأَهْلِ، اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ وَعْنَاءِ السَّفَرِ، وَكَآبَةِ الْمُنْظَرِ، وَسُوءِ الْمُنْقَلِبِ فِي الْمَالِ وَالْأَهْلِ﴾

(206) “আল্লাহ আকবাৰ, আল্লাহ আকবাৰ, আল্লাহ আকবাৰ, ,
ছুবহানাল্লাজি ছাখ্খৰালানা হা-জা অমা কুন্না লাহু মুকৰিনীন। অইন্ন
ইলা ৰাবিনা লামুন কালিবুন। আল্লা-হুম্মা ইন্না নাছতালুকা ফি
ছাফারিনা হা-জাল বিৰ্বা অত তাক্ৰা, অমিনাল আমালি মা তাৰজা;
আল্লা-হুম্মা হাউরিন আলাইনা ছাফারিনা হা-জা অত্ৰি আন্না বু'দাহ;
আল্লা-হুম্মা আনতাছ ছা-ছিবু কিছ ছাফাৰ, অল খালীফাতু ফিল
আহ্ল, আল্লা-হুম্মা ইন্নি আউজুবিকা মিন অ'ছা-যিছ ছাফাৰ, অকাতা
-বাতিল মান্জাৰ, অছু-যিল মুনকালাবি ফিল মা-লি অল আহ্ল’।

অর্থ: আল্লাহ অতি মহান, আল্লাহ অতি মহান, আল্লাহ অতি মহান,
পরিত্র তেওঁ যিজনে এইবোৰক আমাৰ বশীভূত কৰি দিলে; নহ'লে
আমি এইবোৰক বশ কৰিব নোৱাৰিলোহেঁতেন। আৰু নিশ্চয় এদিন
আমি আমাৰ প্ৰভুৰ ওচৰলৈকে যাব লাগিব। হে আল্লাহ! মই এই
অমনত তোমাৰ ওচৰত পূণ্য আৰু তাকৱাৰ কামনা কৰো আৰু সেই

হিনুল মুছলিম (মুছলিম দুর্গ)

আমল কামনা করো যিটো তুমি পছন্দ কৰা। হে আল্লাহ! আমাৰ এই
ভৱন তুমি আমাৰ বাবে সহজ কৰি দিয়া। আৰু ইয়াৰ দুৰত্ব আমাৰ
বাবে মেৰিয়াই দিয়া। হে আল্লাহ! তুমি মোৰ ভৱনৰ সঙ্গী আৰু
পৰিয়ালৰ সহকাৰী। হে আল্লাহ! ঘই ভৱনৰ কপটৰ পৰা আৰু
সম্পদ ও পৰিয়ালৰ কুদৃষ্টিৰ পৰা আৰু নিৰাশ উভতাৰ পৰা তোমাৰ
আশ্রয় বিছাৰো।

وإذا رَجَعَ قَالُهُنَّ وَرَأَدَ فِيهِنَّ: ((آيُونَ، تَائِيُونَ، عَابِدُونَ، لَبِّتَا حَامِدُونَ)).

আৰু উভতাৰ সময়তো এই দুআ পাঠ কৰিছিল কিন্তু তাত এই
বাক্যটো বেছি কৈছিল,

“আ-যিরু-না, তা-যিৰ-না, আ-বিদ-না, লিৰাবিবনা হা-মিদু-না”।

অর্থ: আমি প্রত্যাগমনকাৰী, তৌবাকাৰী, ইবাদতকাৰী, নিজ প্ৰভূৰ
প্ৰশংসাকাৰী।

মুছলিম ২/৯৭৮)

97 دُعاءُ دُخُولِ القرىٰ أو البلدة

গাঁও অথবা চহৰত প্ৰৱেশ কৰাৰ দুআঃ

208- ((اللَّهُمَّ رَبَّ السَّمَاوَاتِ السَّبْعِ وَمَا أَظْلَلْنَ, وَرَبَّ الْأَرْضِينَ السَّبْعِ وَمَا أَقْلَلْنَ, وَرَبَّ
الشَّيَاطِينِ وَمَا أَضْلَلْنَ, وَرَبَّ الرِّياحِ وَمَا دَرَّنَ, أَسْأَلُكَ خَيْرَ هَذِهِ الْقُرْيَةِ, وَخَيْرَ أَهْلِهَا,
وَخَيْرَ مَا فِيهَا, وَأَعُوذُ بِكَ مِنْ شَرِّهَا, وَشَرِّ أَهْلِهَا, وَشَرِّ مَا فِيهَا)).

(208) “আল্লা-হম্মা বাৰবাছ ছামা-ৱা-তিছ ছাবয়ি অমা আয়লালনা,
অ ৰাবৰাল আৰাজী-নাছ ছাবয়ি অমা আক্লালনা, অ ৰাবৰাখ
শ্বায়াত্তি-ন অমা আজলালনা অৰাবৰাব বিয়া-হি অমা জাৰাইনা।
আছআলুকা খাইৰা হা-জিহিল কুৰিয়াহ, অখাইৰা আহলিহা,
অখাইৰা মা ফীহা, অ আউজুবিকা মিন শ্বাৰ্বিহা, অশ্বাৰ্বি আহলিহা,
অশ্বাৰ্বি মা ফীহা”।

ହିନ୍ଦୁଲ ମୁଛଲିମ (ମୁଛଲିମର ଦୁର୍ଗ)

ଅର୍ଥ: ହେ ଆଜ୍ଞାହ! ହେ ସାତ ଆକାଶର ପ୍ରତିପାଳକ ଆର୍କ ସେଇବୋର ବନ୍ଧୁର ପ୍ରତିପାଳକ ସିବୋରକ ଏହି ଆକାଶବୋରେ ଛାଁ କରି ଆଛେ। ଆର୍କ ସାତ ପୃଥିରୀର ପ୍ରତିପାଳକ ଆର୍କ ସେଇବୋର ବନ୍ଧୁର ପ୍ରତିପାଳକ ସିବୋରକ ଇହାଠେ ବହନ କରି ଆଛେ। ଚର୍ଯ୍ୟତାନର ପ୍ରତିପାଳକ ଆର୍କ ସି ପଥନ୍ଦର୍ଷଟ କରା ଲୋକସକଳର ପ୍ରତିପାଳକ। ଆର୍କ ବତାହର ପ୍ରତିପାଳକ ଆର୍କ ବତାହେ ଉରାଇ ଲୋରା ବନ୍ଧୁସମୂହର ପ୍ରତିପାଳକ। ମହି ତୋମାର ଓଚରତ ଏହି ଚହରର ମଙ୍ଗଳ କାମନା କରୋ। ଆର୍କ ତାତ ବସବାସ କରା ଲୋକସକଳର ମଙ୍ଗଳ କାମନା କରୋ। ଆର୍କ ମହି ଇଯାର ଭିତରତ ଯି ଆଛେ ତାର ମଙ୍ଗଳ କାମନା କରୋ। ଆର୍କ ମହି ଇଯାର ଅନିଷ୍ଟର ପରା ଆର୍କ ଇଯାତ ବସବାସ କରା ଲୋକସକଳର ଅନିଷ୍ଟର ପରା ତୋମାର ଆଶ୍ୟ ବିଛାରୋ। ଆର୍କ ଇଯାତ ଥକା ବନ୍ଧୁବୋରର ଅନିଷ୍ଟର ପରାଓ ତୋମାର ଆଶ୍ୟ ବିଛାରୋ।

(ହାକିମେ ବର୍ଣନା କରାର ପିଛତ ଛହିହ ବୁଲି କୈଛେ ଆର୍କ ଜାହୀରୀୟେ ସନ୍ମତି ପୋଷନ କରିଛେ ୨/୧୦୦, ଇବନୁଛ ଛୁନ୍ନି ୫୨୪, ହାଫିଜେ ଆଲ ଆଜକାରର ତାଖରିଜତ ଇଯାକ ‘ହାଚାନ’ ବୁଲି କୈଛେ ୫/୧୫୪ ଇବନେ ବାଜେ କୈଛେ ନାଚାଯିଯେ ଇଯାକ ହାଚାନ ଚନ୍ଦର ସୈତେ ବର୍ଣନା କରିଛେ। ଚାନ୍କ ତୁହଫାତୁଲ ଆଖିଯାର ପୃଃ ୩୭)

98. دُعَاءُ دُخُولِ السُّوقِ

ବଜାରତ ପ୍ରରେଶ କରାର ଦୁଆ:

209- ((لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ الْحُكْمُ، وَلَهُ الْحَمْدُ، يُحِبُّ وَيُبَيِّثُ، وَهُوَ كَيْ

لَا يَمُوتُ، بِسَدِّهِ الْحَمْدُ، وَهُوَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ)).

(209) “ଲା ଇଲା-ହା ଇଲାଲା-ହ ଅହଦାହ ଲା ଶାରୀକାଲାହ ଲାହଲ ମୁଳକୁ
ଅଲାହଲ ହାମଦୁ ଯୁହ୍ୟ ଅଯୁମୀତୁ ଅହରା ହାଇଯୁନ ଲା ଯାମୁତୁ ବି ଯାଦିହିଲ
ଖାଇକ ଅହରା ଆଲା କୁଣ୍ଠି ଶାଇଯିନ କାନ୍ଦୀର।

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

অর্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক। তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই, আৰু প্ৰশংসাও তেওঁৰেই। তেৱেই জীৱিত কৰে আৰু তেৱেই মৃত্যু দান কৰে। তেওঁ জীৱিত, অমৰ, তেওঁৰ হাততেই কল্যাণ। আৰু তেওঁ সকলো বস্তৰ ওপৰত ক্ষমতাবান।

(তিৰমিজী ৫/২৯১, হাকিম ১/৫৩৮, আৰু চাঁক ছহীহ আত তিৰমিজী ২/১৫২)

الدُّعَاءُ لِلْأَعْسَى الْمَرْكُوب 99

জীৱ-জন্ম অথবা আৰোহণ কৰা যান পৰি গ'লে ক'বঃ

.(بِسْمِ اللَّهِ) 210

(210) “বিছমিল্লাহ”

অর্থ: আল্লাহৰ নামত।

(আবু দাউদ ৪/২৯৬ ইয়াৰ চনদ ‘ছহীহ’।)

دُعَاءُ الْمُسَافِرِ الْمُقْبِمِ 100

প্ৰমণকাৰীয়ে স্থায়ী ব্যক্তিক দিবলগীয়া দুতাঃ

.(أَسْتَوْدِعُكُمُ اللهُ الَّذِي لَا تَضِيغُ وَدَائِعُهُ 211)

(১১১) “আছতাওডিউকুমুল্লা-হাল লাজি লা তাজীউ অদা-ইয়িল্ল”।

অর্থ: মই তোমালোকক সেই আল্লাহৰ ওচৰত সঁপি দিওঁ যাৰ ওচৰত সঁপি দিয়া বস্তি বিনষ্ট নহয়।

(আহমাদ ৩/৪০৩ ইবনে মা-জাহ ২/৯৪৩ আৰু চাঁক ছহীহ ইবনে মা-জাহ ২/১৩৩)

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

دُعَاءُ الْمُقِيمِ لِلْمُسَافِرِ ۖ ۱۰۱

স্থায়ী লোকৰ প্রমণকাৰীৰ বাবে দুআঃ

(১) أَسْتَدْعُ اللَّهَ دِينَكَ، وَأَمَانَتَكَ، وَخَوَاتِيمَ عَمَلِكَ ۚ ۲۱۲

(২১২) “আছতাউদিউল্লাহ-হা দীনাকা, অ আমা-নাতাকা, অখারাতীমা আমালিক”।

অর্থ: মই তোমাৰ দীন, তোমাৰ আমানত, আৰু তোমাৰ আমলৰ উভয় পৰিণতি আল্লাহক সঁপি দিওঁ।

(আহমাদ ২/৭, তিৰমিজী ৫/৪৯৯, আৰু চাঁক ছহীহ আত তিৰমিজী ৩/৪১৯)

(২) ((زَرَّدَكَ اللَّهُ التَّقْوَىٰ، وَغَفَرَ ذَنْبَكَ، وَيَسَّرَ لَكَ الْخَيْرَ حَيْثُ مَا كُنْتَ ۚ)) ۲۱۳

(213) “যাওৱাদাকাল্লা-হত তাকুৱা, অগাফাৱা জাস্বাক, অ যাছ্ছাৱা লাকাল খাইৱা হাইছু মা কুনতা”।

অর্থ: আল্লাহ তাআলাই তোমাক তাকুৱাৰ সম্বল প্ৰদান কৰক। আৰু তোমাৰ পাপ মোচন কৰি দিয়ক। আৰু তুমি য'তে নথকা কিয় তোমাৰ বাবে কল্যাণ সহজ কৰি দিয়ক।

(তিৰমিজী আৰু চাঁক ছহীহ আত তিৰমিজী ৩/১৫৫)

হিনুল মুছলিম (মুছলিম দুর্গ)

102. التَّكْبِيرُ وَالشَّيْخُ فِي سَيْرِ السَّفَرِ

ওখ ঠাইত উঠিবলৈ 'তাকবীৰ' আৰু নামিবলৈ 'তাছবীহ' পাঠ কৰিব
লাগেং

214- قَالَ جَابِرٌ رَضِيَ اللَّهُ عَنْهُ ((كُنَّا إِذَا صَعَدْنَا كَبَرْنَا، وَإِذَا نَزَلْنَا سَبَحْنَا)).

(১১৪) জাৰিৰ ৰাদিয়াল্লাহু আনহৰে কৈছে, 'আমি ওখ ঠাইত উঠোঁতে
তাকবীৰ (আল্লাহ আকবাৰ) কৈছিলো, আৰু নমাৰ সময়ত তাছবীহ
(ছুবহা-নাল্লাহ) কৈছিলো।

(বুখাৰী ফাতহল বাৰী ৬/১৩৫)

103. دُعَاءُ الْمُسَافِرِ إِذَا سَرَّ

ভ্রমণকাৰীৰ পুৱা পত্ৰিবলগীয়া দুতাঃ

215- ((سَمِعَ سَامِعٌ بِحَمْدِ اللَّهِ، وَحُسْنٌ بِلَائِهِ عَلَيْنَا، رَبَّنَا صَاحِبُنَا، وَأَفْضَلُ عَلَيْنَا، عَائِدًا
بِاللَّهِ مِنَ النَّارِ))

(215) “ছামিতা ছা-মিউন বিহামদিল্লাহু, অ হছনি বালা-য়িহি
আলাইনা। ৰাববানা ছা-হিবনা, অ আফজিল আলাইনা আ-য়িজাস্বিল্লা
-হি মিনান নাৰ”।

অৰ্থ: এজন শ্রমণকাৰীয়ে আল্লাহৰ প্ৰশংসা আৰু তেওঁ আমাৰ ওপৰত
কৰা উত্তম অনুগ্ৰহবোৰ শুনিলে। হে আমাৰ প্ৰতিপালক তুমি আমাৰ
সাৰথি হোৱা আৰু আমাৰ প্ৰতি অনুগ্ৰহ কৰা। (মই) জাহানামৰ পৰা
আল্লাহৰ আশ্রয় বিছাৰো।

(মুছলিম ৪/২০৮৬)

হিনুল মুছলিম (মুছলিম দুর্গ)

104. الْمُعَمَّلُ إِذَا نَزَلَ مَنْزِلَةً فِي سَفَرٍ أَوْ عَيْرٍ

ভ্রমনত কোনো ঠাইত অরস্থান করিলে এই দুআ পঢ়িবঃ

.216 - ((أَعُوذُ بِكَلِمَاتِ اللَّهِ التَّامَّاتِ مِنْ شَرِّ مَا حَكَقَ)).

(216) “আউজু বিকালিঘা-তিল্লা-হিত তা-ম্যা-তি মিন শ্বার্বি মা খালাকু”।

অর্থ: মই আল্লাহৰ পূর্ণ বাক্যৰ দ্বাৰা আশ্রয় বিছাৰো। তেওঁ সৃষ্টি কৰা সকলো বস্তুৰ পৰা।

(মুছলিম ৪/২০৮০)

ذِكْرُ الرُّجُوعِ مِنَ السَّفَرِ 105

ভ্রমণৰ পৰা উভতি অহাৰ দুআঃ

217 - ((يُكَبِّرُ عَلَى كُلِّ شَرَفٍ ثَلَاثَ تَكْبِيرَاتٍ ثُمَّ يَقُولُ: لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ, لَهُ الْمُلْكُ, وَلَهُ الْحُكْمُ, وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ, آيُّونَ, تَائِبُونَ, عَابِدُونَ, لِرَبِّنَا حَامِدُونَ, صَدَقَ اللَّهُ وَعْدَهُ, وَنَصَرَ عَبْدَهُ, وَهَرَمَ الْأَحْرَابَ وَحْدَهُ)).

(২০৮) ইৰনে ওমৰ ৰাদিয়াল্লাহ আনন্দৰে কৈছে, ৰাচুলুল্লাহ চাল্লাল্লাহ-হ আলাইছি আচাল্লামে যেতিয়া কোনো যুদ্ধৰ পৰা অথবা হজ্জৰ পৰা উভতিছিল তেতিয়া প্রত্যেক গুখ ঠাইত তিনি বাৰকৈ 'আল্লাহ আকবাৰ' কৈছিল। তাৰ পিছত এই দুআ পঢ়িছিল।

لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ, لَهُ الْمُلْكُ وَلَهُ الْحُكْمُ, وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ. آيُّونَ, تَائِبُونَ, عَابِدُونَ لِرَبِّنَا حَامِدُونَ, صَدَقَ اللَّهُ وَعْدَهُ, وَنَصَرَ عَبْدَهُ, وَهَرَمَ الْأَحْرَابَ وَحْدَهُ.

“লা ইলা-হা ইল্লাল্লাহ-হ অহদাহ লা শ্বারীকালাহ লাহল মুল্কু অলাহল হামদু, অহৱা আলা কুলি শ্বাহিয়িন কাদীৰ। আ-য়িরু-না, তা-য়িব-না,

হিনুল মুছলিম (মুছলিম দুর্গ)

আ-বিদ-না, লিৰাবিবিনা হা-মিদু-না, ছাদাকাল্লা-হ অ'দাহ, অনাছারা আব্দাহ, তাহজামাল তাহজা-বা অহদাহ”।

অর্থ: আল্লাহর বাহিরে আন কোনো সত্য উপাস্য নাই, তেওঁ একক। তেওঁৰ কোনো অংশীদার নাই। বাজত্ব তেওঁৰেই, আৰু প্রশংসাও তেওঁৰেই। আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান। আমি প্রত্যাগমনকাৰী, তৌবাকাৰী, ইবাদতকাৰী, নিজ প্ৰভুৰ প্রশংসাকাৰী। আল্লাহে নিজ প্ৰতিশ্ৰুতি সত্য কৰি দেখুৱালে আৰু তেওঁৰ বান্দাক সহায় কৰিলে। আৰু তেওঁ অকলে সৈন্যবাহিনীক পৰাণ্ট কৰিলে।

(বুখারী ৭/১৬৩ মুছলিম ২/৯৮০)

106. مَنْ يَقُولُ مِنْ أَنَّهُ أَمْرٌ مُّسِرٌّ أَوْ يَكْرَهُهُ

কোনো পছন্দনীয় বা অপছন্দনীয় বস্তু দেখিলে কি পঢ়িবং

218- ((كَانَ النَّبِيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: إِذَا أَتَاهُ الْأَمْرُ يَسِّرُهُ قَالَ: ((الْحَمْدُ لِلَّهِ الَّذِي بِنِعْمَتِهِ تَتِيمُ الصَّالِحَاتُ)) وَإِذَا أَتَاهُ الْأَمْرُ يَكْرَهُهُ قَالَ: ((الْحَمْدُ لِلَّهِ عَلَى كُلِّ حَالٍ)).

(২১৮) ৰাচুলুল্লাহ চাল্লাল্লা-হ আলাইহি আছাল্লামে আনন্দময় কোনো বস্তু দেখিলে এই দুআ পাঠ কৰিছিল:

“আলহামদুলিল্লাহিল লাজি বিনি’মাতিহি তাতিম্বুছ ছা-লিহাত”

অর্থ: সকলো ধৰণৰ প্ৰশংসা সেই আল্লাহৰ বাবে যাৰ অনুগ্ৰহত সকলো নেক কাম পূৰ্ণ হয়।

আৰু কোনো অপছন্দনীয় বস্তু দেখিলে এই দুআ পঢ়িছিল,

“আলহামদু লিল্লাহি আলা কুলি হাল”

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

অর্থ: সকলো অরস্থাতে সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ
বাবেই।

(আমালুল ইয়াউম তাল লাইলাহ ইবনুছ ছুনি। হাকিমে বৰ্ণনা কৰি
ছহীহ বুলি কৈছে ১/৪৯৯, আলবানীয়ে ছহীহল জামে গ্ৰহণত ইয়াক
ছহীহ বুলি কৈছে ৪/২০১)

107. فَضْلُ الصَّلَاةِ عَلَى الَّتِيْ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ

ৰাচুলুল্লাহ চাল্লাহ-হ আলাইহি আল্লামৰ প্ৰতি

দৰদ পঢ়াৰ গুৰুত্বঃ

219-(1) قَالَ النَّبِيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: ((مَنْ صَلَّى عَلَيْنَا صَلَاتَ اللَّهِ عَلَيْهِ بِهَا
عَشْرًا)).

(২১৯) [১] ৰাচুলুল্লাহ চাল্লাহ-হ আলাইহি আল্লামে কৈছে যিয়ে
মোৰ প্ৰতি এবাৰ দৰদ পঢ়ে তাৰ প্ৰতি আল্লাহ তাআলাই ১০ বাৰ
ৰহমত প্ৰেৰণ কৰে। (মুছলিম ১/২৮৮)

220-(2) وَقَالَ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: ((لَا تَجْعَلُوا قَبْرِي عِيداً وَصَلَوْا عَلَيْهِ؛ فَإِنَّ
صَلَاتَكُمْ تَبْلُغُنِي حَيْثُ كُنْتُمْ)).

(২২০) [২] আৰু তেখেতে কৈছে:

মোৰ কৰৰক মেলাৰ ঠাই নবনাৰা আৰু তুমি য'তেই নথকা কিয়
মোৰ প্ৰতি দৰদ পঢ়া কিয়নো তোমাৰ দৰদ মোলৈ প্ৰেৰণ কৰা হয়।

(আৰু দাউদ ২/২১৮, আহমাদ ২/৩৬৭, আৰু চাওঁক আল আজকাৰ
লিন নারারী পৃ: ৯৭ তাহকীক আব্দুল কাদিৰ আল আবনাউত)

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

(٣) وَقَالَ صَلِّ اللَّهُ عَلَيْهِ وَسَلِّمَ: ((الْبَخِيلُ مَنْ ذُكِرَتْ عِنْدَهُ فَأَمْ يُصْلِلُ عَيْ))

(২২১) [৩] আৰু তেখেতে কৈছে:

কৃপণ সেই ব্যক্তি যাৰ সন্মুখত মোৰ নাম লোৱা হয় আৰু সি মোৰ
প্ৰতি দৰুদ নপঢ়ে।

(তিৰমিজী ৫/৫৫১, আৰু চাওঁক ছাহীছল জামে ৩/২৫, আৰু ছাহীহ
আত তিৰমিজী ৩/১৭৭)

(٤) وَقَالَ صَلِّ اللَّهُ عَلَيْهِ وَسَلِّمَ: ((إِنَّ لِلَّهِ مَلَائِكَةً سَيَّاحِينَ فِي الْأَرْضِ يُبَاعُونِي مِنْ أُمَّتِي
السَّلَامَ))

২২২-^(৪) ৰাচুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছে, “পৃথিবীত
আল্লাহৰ এদল ভাষ্যমাণ ফিরিষ্টা আছে যিসকলে উম্মতৰ তবফৰ পৰা
প্ৰেৰিত চালাম মোৰ ওচৰলৈ পৌঁছাই দিয়ে। (নাছায়ি ৩/৮৩ হাকিম ২/৮২১
আলবানীয়ে ছহীহ বুলি কৈছে চাওঁক ছহীহ নাছায়ি ১/২৭৪)

(৫) وَقَالَ صَلِّ اللَّهُ عَلَيْهِ وَسَلِّمَ: ((مَا مِنْ أَحَدٍ يُسْلِمُ عَيْ إِلَّا رَدَّ اللَّهُ عَيْ رُوْجِي
حَتَّىٰ أَرْدَ عَلَيْهِ السَّلَامَ))

২২৩-^(৫) ৰাচুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছে, “যেতিয়া
কোনো ব্যক্তি মোক ছালাম দিয়ে, তেতিয়া আল্লাহ তাআলাই মোৰ ৰহ
উভতাই দিয়ে, যাতে মই ছালামৰ উত্তৰ দিব পাৰো। (আৰু দাউদ,
আলবানীয়ে হাছান বুলি কৈছে। চাওঁক ছহীহ আৰু দাউদ ১/৩৮৩)

হিনুল মুছলিম (মুছলিম দুর্গ)

108 إِفْشَاءُ السَّلَامِ

ছালাম প্রচার করা:

(1)-224 **قالَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: ((لَا تَدْخُلُوا الْجَنَّةَ حَتَّىٰ تُؤْمِنُوا، وَلَا تُؤْمِنُوا حَتَّىٰ تَحَاجُّوا، أَوْ لَا أَدْلُكُمْ عَلَىٰ شَيْءٍ إِذَا فَعَلْتُمُوهُ تَحَابِبُّتُمْ، أَفْشُوا السَّلَامَ بَيْنَكُمْ)).**

(224) [1] ৰাচুলু়গাহ চালাল্লাহ-হ আলাইহি অছালামে কৈছে:

তোমালোকে জানাতত প্ররেশ নকৰিবা যেতিয়া লৈকে মুমিন নহ'বা।
আৰু মুমিন নহ'বা যেতিয়া লৈকে পৰম্পৰে মুহাববত নকৰিবা। মই
তোমালোকক এনে কথা নকমনে যিটোৱ ওপৰত আমল কৰিলে
তোমালোকে পৰম্পৰে মুহাববত কৰিবা ?

“পৰম্পৰে ছালাম প্রচার কৰা”

(মুছলিম ১/৭৪)

(2)-225 **((ثَلَاثٌ مِّنْ جَمِيعِهِنَّ فَقَدْ جَمَعَ الْإِيمَانَ: الْإِنْصَافُ مِنْ نَفْسِكَ، وَبَذْلُ السَّلَامِ لِلْعَالَمِ، وَالْإِنْفَاقُ مِنَ الْإِقْتَارِ))**

(২২৫) [২] আম্মাৰ বিন যাছিব বাদিয়াল্লাহ আনহৰে কৈছে: যিয়ে
তিনিটা বস্তু আয়ত্ত কৰিলে সি যেন ঈমান সঞ্চয় কৰিলে, নিজৰ লগত
ন্যায় ব্যৱহাৰ, গোটেই বিশ্ববাসীৰ বাবে ছালাম প্রচার কৰা আৰু
দৰিদ্ৰ অৱস্থাত ব্যয় কৰা।

(বুখারী ফাতহল বাবী ১/৮২ মাউকুফ (ছাহাবীৰ উক্তি)

(3)-226 **وَعَنْ عَبْدِ اللَّهِ بْنِ عُسْرَةِ رَضِيَ اللَّهُ عَنْهُمَا: أَنَّ رَجُلًا سَأَلَ النَّبِيَّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ أَيُّ الْإِسْلَامِ خَيْرٌ قَالَ: ((تُطْعِمُ الطَّعَامَ، وَتَقْرَأُ السَّلَامَ عَلَىٰ مَنْ عَرَفْتَ وَمَنْ لَمْ تَعْرِفْ)).**

হিনুল মুছলিম (মুছলিম দুর্গ)

(২২৬) আবুল্লাহ বিন ওমর (বাদিয়াল্লাহ আনহরে) কৈছে, এজন ব্যক্তিয়ে বাচুলুল্লাহ চাল্লাল্লাহ-হ আলাইহি আচালামক প্রশ্ন করিলে যে, ‘ইচ্ছামূলক কি কি কাম অতি উত্তম ?

তেখেতে ক'লে, আহাৰ কৰোৱা আৰু পৰিচিত ও অপৰিচিত
সকলোকে ছালাম কৰা’।

(বুখারী ফাতহল বাবী ১/৫৫ মুছলিম ১/৬৫)

109. كَيْفَ يُرِدُّ أَسْلَامًا عَلَى الْكَافِرِ إِنَّ أَسْلَمَ

কাফিৰে ছালাম কৰিলে কি উত্তৰ দিব ?

227- ((إِذَا سَلَّمَ عَلَيْكُمْ أَهْلُ الْكِتَابِ فَقُولُوا: وَعَلَيْكُمْ)).

(২২৭) এশীপুথি প্রাঞ্চসকলে যদি ছালাম কৰে তাৰ উত্তৰত ক'ব-
'রা আলাইকুম'

(বুখারী ফাতহল বাবী ১১/৪২ মুছলিম ৪/১৭০৫)

110- الدُّعَاءُ عِنْدَ سَمَاعِ صَيَاحِ الدِّيَكِ وَنَبِيِّ الْحِمَارِ

মতা কুকুৰা আৰু গাধৰ মাত শুনিলে পাত্ৰিবলগীয়া দুআঃ

228- ((إِذَا سَمِعْتُمْ صَيَاحَ الدِّيَكَةِ فَاسْأَلُوا اللَّهَ مِنْ فَضْلِهِ؛ فَإِنَّهَا رَأْتُ مَلَكًا وَإِذَا سَمِعْتُمْ نَبِيِّ الْحِمَارِ فَتَعَوَّدُوا بِاللَّهِ مِنَ الشَّيْطَانِ؛ فَإِنَّهُ رَأَى شَيْطَانًا)).

(২২৮) যেতিয়া মতা কুকুৰাৰ মাত শুনিবা তেতিয়া আল্লাহৰ ওচৰত
অনুগ্রহ প্ৰাৰ্থনা কৰিবা। অৰ্থাৎ-এইটো কোৱা, আল্লাহ-হ মুসল্লি মুসল্লি আলুকা ইনি আচতালুকা মিন ফাজলিক'। কিয়নো সি ফিৰিষ্টা
দেখিছে। আৰু যেতিয়া গাধৰ মাত শুনিবা তেতিয়া চয়তানৰ পৰা

হিনুল মুছলিম (মুছলিম দুর্গ)

আল্লাহর আশ্রয় প্রার্থনা করিবা। কিয়নো সি চয়তান দেখিছে। অর্থাৎ
কোরা-‘আউজুবিল্লাহি মিনাশ্শ শাইতা-নির বাজীম’।

(বুখারী ফাতহল বাবী ৬/৩৫০ মুছলিম ৪/২০৯২)

النُّعَاءُ عِنْ سَمَاعِ نُبَاخِ الْكِلَابِ بِاللَّيْلِ ۖ ۱۱

ৰাতি কুকুৰ ভোকিলে কি কৰিব ?

229- ((إِذَا سِعْتُمْ نُبَاخَ الْكِلَابِ وَنَهِيَقَ الْحَمِيرَ بِاللَّيْلِ فَتَعَوَّدُوا بِاللَّهِ مِنْهُنَّ؛ فَإِنَّهُنَّ يَرِينَ مَا لَا تَرَوْنَ)).

(২২৯) ৰাতি কুকুৰ ভোকিলে অথবা গাধৰ ঘাত শুনিলে তাৰ পৰা
আল্লাহৰ আশ্রয় প্রার্থনা কৰিবা। কিয়নো সি এনে বস্তু দেখে যিটো
তোমালোকে নেদেখা।

(আৰু দাউদ ৪/৩২৭, আহমাদ ৩/৩০৬, আলবানীয়ে আলকালিমুত
তায়িবৰ তাখৰিজত ইয়াক ‘ছহীহ’ বুলি কৈছে।)

النُّكَاءُ لِمَنْ سَبَبَهُ ۖ ۱۲

যি ব্যক্তিক আপুনি কটাক্ষ কৰিছে তাক দিবলগীয়া দুআঃ

230- قَالَ النَّبِيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: ((اللَّهُمَّ فَأَيُّمَا مُؤْمِنٍ سَبَبَتُهُ فَاجْعُلْ ذَلِكَ لَهُ قُرْبَةً إِلَيْكَ يَوْمَ الْقِيَامَةِ)).

(২৩০) আৰু হৰাইৰা (ৰাদিয়াল্লাহ আনহৰে) কৈছে, তেওঁ ‘ৰাচুলুল্লাহ
চাল্লাহ-হ আলাইহি আছালামক এই দুআ পাঠ কৰোঁতে শুনিছে।

“আল্লাহ-হস্মা ফা আয়ুমা মু’মিনিন ছাবাবতুহ ফাজতাল জা-লিকা লাহ
কুৰবাতু ইলাইকা ইয়াউমাল ক্ষিয়ামাহ”।

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

অর্থ: হে আল্লাহ! যি মুমিন ব্যক্তিৰ লগত মই বেয়া আচৰণ কৰিছো
সেই ব্যক্তিক এই আচৰণৰ বিনিময়ত ক্ৰিয়ামতৰ দিনা তোমাৰ
নৈকট্য লাভ কৰাই দিয়া।

(বুখারী ফাতহল বাৰী ১১/১৭১ মুছলিম ৪/২০০৭ মুছলিমৰ শব্দ হৈছে
‘ফاجعلها له زکة ورحمة’)

113. مَا يَقُولُ الْمُسْلِمُ إِذَا مَدَحَ الْمُسْلِمَ

এজন মুছলিমে আন এজন মুছলিমৰ প্ৰশংসা কেনেকৈ কৰিব ?

231- قَالَ اللَّهُ أَعْلَمُ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: ((إِذَا كَانَ أَحَدُكُمْ مَادِحًا صَاحِبَهُ لَا مُحَالَةَ فَلِيُمْلِعْ: أَحْسِبُ
فُلَانًا وَاللَّهُ حَسِيبُهُ وَلَا أَرْزِكِي عَلَى اللَّهِ أَحَدًا، أَحْسِبُهُ - إِنْ كَانَ يَعْلَمُ ذَكَرَ - كَذَا وَكَذَا)).

(২৩১) তোমালোকৰ মাজত যদি কোনোবাই কাৰোবাৰ প্ৰশংসা
কৰিব বিচাৰে তেন্তে এইদৰে ক'ব লাগে যে ‘অমুক ব্যক্তি সম্পর্কে
মোৰ ধাৰণা এনে ধৰণৰ; তেওঁৰ হিচাপ নিকাচ আল্লাহৰ ওচৰত
আৰু মই আল্লাহৰ সন্মুখত কাকো পৱিত্ৰ বুলি নকওঁ। মই অমুকক
এনে আৰু এনে (পুণ্যবান সংচৰিত্ৰ) বুলি ভাৱেঁ। এই প্ৰশংসাও সেই
সময়ত কৰিব লাগে যেতিয়া ব্যক্তিজন ভালদৰে পৱিচিত।

(মুছলিম ৪/২২৯৬)

হিনুল মুছলিম (মুছলিম দুর্গ)

114. مَا يَقُولُ الْمُسْلِمُ إِذَا زَيَّ

কোনো মুছলিম প্রশংসা করা হলে তেওঁ কি ক'ব?

232- ((اللَّهُمَّ لَا تُؤَاخِذْنِي بِمَا يَقُولُونَ، وَاغْفِرْ لِي مَا لَا يَعْلَمُونَ، [وَاجْعَلْنِي خَيْرًا مِمَّا يَظُنُّونَ]).

(আঞ্চা-হস্মা লা-তু'আ-খিয়নী বিমা ইয়াকু-লু-ন, ওরাগফিরলী মা-লা ইয়া'লামুন, [ওরাজ'আলনী খাইরাম মিস্মা ইয়াযুনুন])

২৩২- “হে আঞ্ছাহ! এওঁলোকে যি কৈছে তাৰ বাবে তুমি মোক সোধ-পোছ নকৰিবা, এওঁলোকে (মোৰ বিষয়ে) যিটো নাজানে সেইটো তুমি মোক ক্ষমা কৰি দিয়া, [আৰু এওঁলোকে মোৰ বিষয়ে যি ধাৰণা কৰে মোক তাতকৈও উভয় বনাই দিয়া] (বুখাৰী আল আদাবুল মুফৰাদ নং ৭৬১ শাইখ আলবানীয়ে ছহীহ বুলি কৈছে)

115. كَيْفَ يُلَبِّيَ الْمُحْمَدُ فِي الْحُجَّةِ وَالْعُمْرَةِ

মুহৰিম (ইহৰাম পৰিধান কৰা) ব্যক্তি হজ্জ

অথবা ওমৰাত কেনেকৈ তালবীয়া ক'বঃ

233- ((أَبَيْكَ اللَّهُمَّ أَبَيْكَ، أَبَيْكَ لَا شَرِيكَ لَكَ لَبَيْكَ، إِنَّ الْحَمْدَ، وَالْعُمَرَةَ، لَكَ وَالْمُلْكَ،
لَا شَرِيكَ لَكَ)).

(233) “লাৰবাইক আঞ্চা-হস্মা লাৰবাইক, লাৰবাইক লা শ্বাৰীকা লাকা লাৰবাইক, ইন্নাল হামদা, অন নিমাতা লাকা অল মুল্ক, লা শ্বাৰীকা লাক”।

অর্থ: উপস্থিত হে আঞ্ছাহ! মই উপস্থিত। উপস্থিত তোমাৰ কোনো অংশী নাই, মই উপস্থিত। নিশ্চয় সকলো প্রশংসা আৰু অনুগ্রহ তোমাৰেই। আৰু ৰাজত্বও তোমাৰেই তোমাৰ কোনো অংশী নাই।

হিনুল মুছলিম (মুছলিমৰ দুর্গ)
(বুখারী ফাতহল বাৰী ৩/৪০৮ মুছলিম ২/৮৪১)

الْكَبِيرُ إِذَا قَاتَ الْحَجَرَ الْأَسْوَدَ ۖ ۱۱۶

হাজৰে আছৱাদ থকা কোণত তাকবীৰ পঢ়িবঃ

234- ((ظَافَ الرَّبِيعُ صَلَى اللَّهُ عَلَيْهِ وَسَلَّمَ: بِالْبَيْتِ عَلَى بَعِيرٍ كُلَّمَا أَتَى الرُّكْنَ أَشَارَ إِلَيْهِ
بِشَيْءٍ عِنْدَهُ وَكَبَرَ)).

(২৩৪) নবী চাল্লাহ-হ আলাইহি অছাল্লামে উটৰ পিঠিত বহি
বাযতুল্লাব তাৱাফ কৰিলে। যেতিয়া তেখেতে হাজৰে আছৱাদ থকা
কোণত আহিলে তেতিয়া তাৰ পিনে কোনো বস্তৰে ইংগিত কৰি ক'লে
'আল্লাহু আকবাৰ'।

(বুখারী ফাতহল বাৰী ৩/৪৭৬ কোনা বস্তৰ অৰ্থাৎ লাখুটি। চাওঁক
বুখারী ফাতহল বাৰী ৩/৪৭২)

الْدُّعَاءُ بَيْنَ الرُّكْنِ الْيَمَنِيِّ وَالْحَجَرِ الْأَسْوَدِ ۖ ۱۱۷

ৰুকনে যামানী আৰু হাজৰে আছৱাদৰ মাজত পঢ়িবলগীয়া দুতাৎ

235- ((رَبَّنَا آتَنَا فِي الدُّنْيَا حَسَنَةً وَفِي الْآخِرَةِ حَسَنَةً وَتَنَاهُ عَذَابَ النَّارِ)).

(২৩৫) ৰাছুলুল্লাহ চাল্লাহ-হ আলাইহি অছাল্লামে ৰুকনে যামানী
আৰু হাজৰে আছৱাদৰ মাজত এই দুতা পাঠ কৰিছিল।

“ৰাববানা আ-তিনা ফিদ দুনিয়া হাছানাহ, অফিল তা-থিৰাতি
হাছানাহ, অক্সিনা তাজাবান না-ৰ”।

অৰ্থ: হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা।
আৰু পৰকালতো আমাক মঙ্গল কৰা আৰু জাহানামৰ শান্তিৰ পৰা
আমাক ৰক্ষা কৰা।

হিনুল মুছলিম (মুছলিম দুর্গ)

(আবু দাউদ ২/১৭৯ আহমাদ ৩/৪১১ শ্বারহুচ ছুন্নাহ বাগৰী ৭/১২৮)

دُعَاءُ الْقُوفِ عَلَى الصَّفَا وَالْمَرْوَةِ 118

ছাফা আৰু মাৰৱাত অৱস্থান কৰাৰ দুআঃ

236- ((لَمَّا دَعَنَا الرَّبِيعُ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ مِن الصَّفَا وَالْمَرْوَةِ مِنْ شَعَائِرِ اللَّهِ)) أَبْدَأْ بِمَا بَدَأَ اللَّهُ بِهِ) فَبَدَأَ بِالصَّفَا فَرَقَ عَلَيْهِ حَتَّى رَأَى الْبَيْتَ، فَاسْتَقْبَلَ الْقُبْلَةَ، فَوَحَّدَ اللَّهَ وَكَبَرَ وَقَالَ: ((لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ، لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ، أَنْجَزَ وَعْدَهُ، وَنَصَرَ عَبْدَهُ، وَهَرَمَ الْأَخْرَابَ وَحْدَهُ، تُمَّ دَعًا بَيْنَ ذَلِكَ). قَالَ مِثْلَ هَذَا ثَلَاثَ مَرَاتٍ) الحدیث۔ وَفِيهِ: (فَفَعَلَ عَلَى الْمَرْوَةِ كَمَا فَعَلَ عَلَى الصَّفَا)).

(236) জাৰিৰ বাদিয়াল্লাহু আনহৰে ৰাচুলুল্লাহু ছাল্লামা-হু আলাইহি অছাল্লামৰ হজৰ বৰ্ণনা দি কৈছে যে, যেতিয়া তেখেত চাল্লামা-হু আলাইহি অছাল্লাম ছাফাৰ ওচৰ পাইছিল তেতিয়া কৈছিল;

“ইন্নাচ ছাফা তাল মাৰৱাতা মিন শ্বারায়িবিল্লাহ, আবদাউ বিমা বাদাতাল্লাহ”।

অৰ্থ: ‘নিঃসন্দেহে ‘ছাফা’ আৰু ‘মাৰৱা’ আল্লাহৰ নিৰ্দশনসমূহৰ অন্যতম’। মই তাৰ পৰাই আৰম্ভ কৰিম য’ব পৰা আল্লাহে আৰম্ভ কৰিছে’।

এতেকে তেখেতে ‘ছাফা’ৰ পৰা আৰম্ভ কৰিলে আৰু ৰাইতুল্লাহ নেদেখা লৈকে তাত আৰোহণ কৰিলে। যেতিয়া ৰাইতুল্লাহ দেখিলে তেতিয়া তাৰ পিনে মূখ কৰি এই দুআ পাঠ কৰিলে;

“লা ইলা-হা ইল্লামা-হু অহদাহু লা শ্বারীকালাহু লাহল মুল্কু অলাহল হামদু, অহৰা আলা কুলি শ্বারায়িন কাদীৰ। লা ইলা-হা ইল্লামা-হু

হিনুল মুছলিম (মুছলিম দুর্গ)

অহদাহ, আনজায়া অ'দাহ, অনাছারা আব্দাহ, অহাজামাল আহজা-
বা অহদাহ”।

অর্থ: আল্লাহর বাহিরে আন কোনো সত্য উপাস্য নাই, তেওঁ একক।
তেওঁর কোনো অংশীদার নাই। বাজত্ব তেওঁরেই, আর প্রশংসাও
তেওঁরেই। আর তেওঁ সকলো বস্তুর ওপরত ক্ষমতাবান। আল্লাহর
বাহিরে আন কোনো সত্য উপাস্য নাই। আল্লাহ নিজ প্রতিশৃঙ্খি পূরণ
করি দেখুরালে আর তেওঁর বান্দাক সহায় করিলে। আর তেওঁ
অকলে সৈন্যবাহিনীক পৰাস্ত করিলে।

তাৰ পিছত ইয়াৰ মাজত দুআ কৰিলে। তেখেতে তিনিবাৰ এন্টেকে
ক'লে। গোটেই হাদিছটো দীঘল এই হাদিছতে এই কথাও উল্লেখ
আছে যে, তেখেতে ‘মাৰৱা’তো ঠিক এই দুআ পঢ়িছিল।

(মুছলিম ২/৮৮৮)

١٩- ﴿الْمُعَادِيُّوْرَقَةَ﴾

আৰফা (৯ জুল হিজা)ৰ দিনৰ দুআঃ

237- قَالَ النَّبِيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: ((خَيْرُ الدُّعَاءِ دُعَاءُ يَوْمٍ عَرَفَةَ، وَخَيْرُ مَا فُلِتُّ أَنَا وَالثَّبِيُّونَ مِنْ قَبْلِي: لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ وَهُوَ عَلَى كُلِّ شَيْءٍ قَوِيرٌ)).

(২৩৭) আটাইতকৈ উভয় দুআ আৰফাৰ দিনৰ দুআ আৰু সবাতকৈ
উভয় বাক্য যিটো মই আৰু মোৰ পুৰ্বে নবীসকলে কৈছিল সেইটো
হৈছে:

“লা ইলা-হা ইল্লাল্লাহু অহদাহ লা শারীকালাহ লাহল মুল্কু অলাহল
হামদু, অহরা আলা কুল্লি শাহিয়িন কাদীৰ।

হিনুল মুছলিম (মুছলিম দুর্গ)

অর্থ: আল্লাহর বাহিরে আন কোনো সত্য উপাস্য নাই, তেওঁ একক।
তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই, আৰু প্ৰশংসাও
তেওঁৰেই। আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

(তিৰমিজী আৰু চাওঁক ছহীহ আত তিৰমিজী ৩/১৮৪, আলবানীয়ে
ইয়াক হাছান বুলি কৈছে, চাওঁক ছিলছিলাতুল আহাদীছ আছ ছাহীহা
৪/৬)

الذِّكْرُ عِنْدَ الشَّعْرَ الْحَرَمِ 120

আল-মাশতারিল হারাম(মুজদালিফা)ত পটিবলগীয়া দুআঃ

238- ((رَكَبَ الرَّبِيعُ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: الْقَصْوَاءَ حَتَّىٰ أَنَّ الْمَشْعَرَ الْحَرَامَ فَاسْتَقْبَلَ
الْقُبْلَةَ (فَدَعَاهُ, وَكَبَرَهُ, وَهَلَّهُ, وَوَحَّدَهُ) فَلَمْ يَرْجِعْ وَاقِفًا حَتَّىٰ أَسْفَرَ جِدًّا فَدَفَعَ قَبْلَ أَنْ
تَطْلُعَ الشَّمْسُ)).

(২২৩) জাবিৰ ৰাদিয়াল্লাহু আনহৰে কৈছে, নবী ছান্নাল্লাহু আলাইহি
অছাল্লামে তেখেতৰ ‘কাছৰা’ নামৰ উটৰ পিঠিত উঠি মাশতাৰে
হারামত উপস্থিত হ'ল আৰু কিবলাৰ পিনে মুখ কৰি ‘আল্লাহৰ
ওচৰত প্ৰাৰ্থনা কৰিলে, তাকবীৰ ক'লে, তাহলীল পাঠিলে আৰু তেওঁৰ
একত্ৰ স্বীকাৰ কৰিলে’ (আল্লাহ আকবাৰ, লা ইলা-হা ইল্লাল্লাহু
অহদাহ লা শ্বারিকা লাহ, ইত্যাদি পাঠিলে) আলোকিত নোহোৱা লৈকে
তাতেই অৱস্থান কৰিলে। তাৰ পিছত সুৰ্য উদয় নহোওঁতেই তাৰ পৰা
ৰাবানা হ'ল।

(মুছলিম ২/৮৯১)

হিনুল মুছলিম (মুছলিম দুর্গ)

121. التَّكْبِيرُ عِنْدَ رُمِيِّ الْحِمَارِ مَعَ كُلِّ حَصَاءٍ

যামবাতক শিলগুটি দলিওরাৰ সময়ত প্ৰত্যেক শিলগুটি নিক্ষেপ
কৰোঁতে তাকবীৰ ক'বং

239- ((يُكَبِّرُ كُلَّمَا رَأَى بِحَصَاءٍ عِنْدَ الْحِمَارِ الثَّلَاثَ، ثُمَّ يَتَقَدَّمُ، وَيَقُولُ يَدْعُو مُسْتَقْبِلَ الْقِبْلَةِ، رَافِعًا يَدَيْهِ بَعْدَ الْجُبْرَةِ الْأُولَى وَالثَّانِيَةِ. أَمَّا جَمْرَةُ الْعَقْبَةِ فَيَرْمِيهَا وَيُكَبِّرُ عِنْدَ كُلِّ حَصَاءٍ وَيَنْصَرِفُ وَلَا يَقُولُ عِنْدَهَا)).

(২৩৯) নবী চাল্লাহ্বা-হ আলাইহি অছাল্লামে তিনিওটা স্তুতক শিলগুটি দলিয়াওঁতে ‘আল্লাহু আকবাৰ’ কৈছিল তাৰ পিছত আগবাটি গৈ থিয় দিছিল আৰু কিবলা অভিমুখী হৈ হাত উভোলন কৰি দুআ কৰিছিল। তেথেতে প্ৰথম আৰু দ্বিতীয় স্তুত এইদৰে কৰিছিল আৰু যামবাহ আকাবা লৈ শিলগুটি দলিয়াওঁতে প্ৰত্যেক বাৰ ‘আল্লাহু আকবাৰ’ কৈছিল। তাৰ পিছত তাত থিয় নহৈ উভতি আহিছিল।

(বুখারী ফাতহল বাৰী ৩/৫৮৩, আৰু ৩/৫৮৪, ৩/৫৮১ মুছলিমেও ইয়াক বৰ্ণনা কৰিছে।)

122. دُعَاءُ النَّعْجُبِ وَالْأَمْرِ السَّارِ

আশ্চৰ্যজনক আৰু আনন্দজনক বিষয়ৰ পিছত পঢ়িবলগীয়া দুআঃ

((سُبْحَانَ اللَّهِ!)) (1)-240

(240) [1] 'ছুবহা-নাল্লাহ'। অৰ্থ: আল্লাহ পৱিত্ৰ।

(বুখারী ফাতহল বাৰী ১/২১০, ৩৯০, ৮১৪ মুছলিম ৪/১৮৫৭)

((اللَّهُ أَكْبَرُ!)) (2)-241

(241) [2] 'আল্লাহু আকবাৰ'। অৰ্থ: আল্লাহ অতি মহান। (বুখারী ফাতহল বাৰী ৮/৪৪১ আৰু চাওঁক ছহীহ আত তিৰমিজী ২/১০৩, ২/২৩৫ আহমাদ ৫/২১৮)

হিনুল মুছলিম (মুছলিম দুর্গ)

123. مَا يَفْعُلُ مَنْ آتَاهُ أَمْرًا

আনন্দময় কোনো খবর পালে কি কৰিবঃ

242- ((كَانَ النَّبِيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ إِذَا أَتَاهُ أَمْرًا مَّوْسُومًا أَوْ يُسَرِّيهِ حَرَّ سَاجِدًا شُكْرًا لِلَّهِ تَبَارَكَ وَتَعَالَى)).

(২৪২) নবী চাল্লাহ-হি আলাইহি অচাল্লামৰ ওচৰত যেতিয়া কোনো এনে খবৰ আহিছিল যিটো তেখেতক আনন্দিত কৰিছিল তেতিয়া তেখেতে আল্লাহক কৃতজ্ঞতা যাছিবলৈ ছাজদাত পৰিছিল।

(আবু দাউদ· তিৰমিজী, ইবনে মা-জাহ, চাওঁক ছহীহ ইবনে মা-জাহ ১/২৩৩ ইব্রাউল গালীল ২/২২৬)

124. مَا يَفْعُلُ وَيَقُولُ مَنْ أَحَسَّ وَجَعًا فِي جَسَدِه

শৰীৰত বিষ অনুভৱ কৰিলে কি কৰিব আৰু কি ক'ব ?

243- ((صَعُّ يَدَكَ عَلَى الَّذِي تَأْلَمَ مِنْ جَسَدِكَ وَقُلْ: بِسْمِ اللَّهِ, تَلَّا ثَالِثًا, وَقُلْ سَبْعَ مَرَّاتٍ: أَعُوذُ بِاللَّهِ وَقُدْرَتِهِ مِنْ شَرِّ مَا أَجِدُ وَأَحَادِيرُ)).

(২৪৩) য'ত বিষাইছে সেই ঠাইত হাত বাখি তিনি বাব 'বিছমিল্লাহ'

কওঁক।

আৰু সাতবাৰ এই দুআ পাঠিব:

“আউজু বিল্লাহি তাকুদৰাতিহি মিন শ্বার্বি মা আজিদু অ উহাজিৰ”।

অৰ্থ: মই আল্লাহৰ আৰু তেওঁৰ ক্ষমতাৰ আশ্ৰয় লওঁ সেই বষ্টৰ অনিষ্টৰ পৰা যিটো মই অনুভৱ কৰি আছো আৰু যিটো মই ভয় পাওঁ।

মুছলিম ৪/১৭২৮)

হিনুল মুছলিম (মুছলিম দুর্গ)

125. دُعَاءٌ مِّنْ خَشْيَةِ شَيْءٍ بِعِينِهِ

নিজৰ কু দৃষ্টিৰ পৰা কোনো বস্তু ৰক্ষা কৰিবলৈ কি কৰিব ?

44- ((إِذَا رَأَى أَحَدُكُمْ مِّنْ أَخْيَهُ، أَوْ مِنْ نَفْسِهِ، أَوْ مِنْ مَا لَهُ مَا يُعِجِّبُهُ [فَلْيَدْعُ لَهُ بِالْبَرَكَةِ] فَإِنَّ الْعَيْنَ حَقٌّ)).

(২৪৪) তোমালোকৰ ভিতৰত যেতিয়া কোনো ব্যক্তিয়ে নিজৰ ভাতৃ অথবা স্বয়ং নিজৰ শৰীৰ বা নিজৰ সম্পদৰ কোনো বস্তু ভাল লাগিলে তাৰ বাবে বৰকতৰ দুতা কৰিব লাগে। কিয়নো কুণ্ডলি সত্য।

(আহমাদ ৪/৮৪৭, ইবনে মা-জাহ, মালিক আৰু চাওঁক ছহীহ আল জামে ১/২১২, আৰু জা-দুল মাতাদ মুহাক্কাক ৪/১৭০)

126. مَا يَقُلُّ عِنْدَ الْفَرْعَ

ভয় পালে কি ক'ব ?

((لَا إِلَهَ إِلَّا اللَّهُ)). -245

(245) “লা ইলা-হা ইল্লাহাহ”

অর্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।

(বুখারী ফাতহল বাৰী ৬/১৮১ মুছলিম ৪/২২০৮)

127. مَا يَقُولُ عِنْدَ الذَّبْجِ أَوِ التَّحْرِ

জৱেহ বা নহ্ৰ কৰাৰ দুতাঃ

246- ((بِسْمِ اللَّهِ وَاللَّهُ أَكْبَرُ [اللَّهُمَّ مِنْكَ وَلَكَ] اللَّهُمَّ تَقَبَّلْ مِنِّي)).

২৪৬- বিছমিল্লা-হি অল্লা-হ আকবাৰ [আল্লা-হম্মা মিন্কা অলাক] আল্লা-হম্মা তাকাৰবাল মিন্নি”।

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

অর্থ: আল্লাহৰ নামত, আল্লাহ অতি মহান। [হে আল্লাহ এই কুৰবানী তোমাৰ পৰা আৰু তোমাৰ বাবেই] হে আল্লাহ মোৰ পৰা তুমি গ্ৰহণ কৰা।

(মুছলিম ৩/১৫৫৭, বাইহাকী ৯/২৮৭, বন্ধনীৰ মাজৰ শব্দ বাইহাকীৰ। আৰু শেষ বাক্যটো মই মুছলিমৰ বৰ্ণনাৰ পৰা অৰ্থ লিখিছোঁ।)

128. مَا يَقُولُ لِرَبِّهِ كَيْدُ مَرْكَةٍ الشَّيَاطِينَ

দুষ্ট চয়তানৰ গোপনীয় ষড়যন্ত্ৰৰ প্ৰতিকাৰঃ

247- ((أَعُوذُ بِكَلِمَاتِ اللَّهِ التَّامَاتِ الَّتِي لَا يُجَارُ عَزْهُنَّ بِرَّ وَلَا فَاجِرٌ، مِنْ شَرِّ مَا خَلَقَ، وَبَرَّاً وَذَرَّاً، وَمِنْ شَرِّ مَا يَنْزِلُ مِنَ السَّمَاءِ، وَمِنْ شَرِّ مَا يَعْرُجُ فِيهَا، وَمِنْ شَرِّ مَا ذَرَّاً فِي الْأَرْضِ، وَمِنْ شَرِّ مَا يَخْرُجُ مِنْهَا، وَمِنْ شَرِّ فَتَنِ اللَّيْلِ وَالنَّهَارِ، وَمِنْ شَرِّ كُلِّ طَارِقٍ إِلَّا طَارِقًا يَطْرُقُ بِخَيْرٍ يَا رَحْمَنُ)).

২৪৭- আউজু বিকালিমা-তিল্লা-হিত তা-স্মা-তিল লাতি লা যুজা-রিযুহন্না বাৰ্বুন অলা ফা-জিৰুন মিন শ্বাৰ্বি মা খালাক, অবাৰাতা অজাৰাতা, অমিন শ্বাৰ্বি মা যানজিলু মিনাছ ছামা, অমিন শ্বাৰ্বি মা যা'বুজু ফীহা, অমিন শ্বাৰ্বি মা জাৰাতা ফিল আৰ্জ, অমিন শ্বাৰ্বি মা যাখুজু মিনহা, অমিন শ্বাৰ্বি ফিতানিল লাইলি অন নাহাৰ, অমিন শ্বাৰ্বি কুলি হ্তা-বিক্রিন ইল্লা হ্তা-বিকান যাত্বুকু বিখাইৰিন যা বাহমান”।

অর্থ: মই আল্লাহৰ পূৰ্ণ বাক্যৰ আশ্ৰয় লওঁ যিটো কোনো পুণ্যবানে অথবা পাপিষ্টয় অতিক্ৰম কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰা অথবা তৈয়াৰ কৰা প্ৰত্যেক বস্তুৰ অনিষ্টৰ পৰা। আৰু আকাশৰ পৰা অৱতীৰ্ণ হোৱা প্ৰত্যেক বস্তুৰ অনিষ্টৰ পৰা আৰু যি আকাশলৈ আৰোহণ কৰে। আৰু প্ৰত্যেক সেই বস্তুৰ অনিষ্টৰ পৰা যিবোৰ তেওঁ

হিনুল মুছলিম (মুছলিম দুর্গ)

এই পৃথিবীত প্রসারিত করিছে আৰু যি এই ভূগর্ভের পৰা ওলায় তাৰ অনিষ্টৰ পৰা। আৰু ৰাতি ও দিনৰ ফিতনাৰ পৰা আৰু প্ৰত্যেক ৰাতিত আচুপকাশ কৰা বস্তুৰ অনিষ্টৰ পৰা মাথোন কল্যাণময় ৰাতিৰ বাহিৰে। হে পৰম কৰণাময়।

(আহমাদ ৩/৪১৯, চনদ 'ছহীহ' ইবনুছ ছুনি নং ৬৩৭ আৰু চাঁক মাজমাউজ যারা-য়িদ ১০/১২৭ আৰু তাহারীয়াৰ তাখৰীজ লিল আৰনাউত ১৩৩)

129.الاستغفار والشروع

তৌবা আৰু ইছতেগফাৰঃ

248-(1) قَالَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: ((وَاللَّهِ إِنِّي لَأَسْتَغْفِرُ اللَّهَ وَأَتُوبُ إِلَيْهِ فِي الْيَوْمِ أَكْثَرَ مِنْ سَبْعِينَ مَرَّةً)).

২৪৮- (১)নবী চাল্লান্না-হ আলাইহি অছাল্লামে কৈছে : আল্লাহৰ শপত, মই দিনত ৭০ বাৰতকৈ বেছি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰো আৰু তাৰ পিনে তৌবা কৰো।

(বুখারী ফাতহলবাৰী ১১/১০১)

249-(2) وَقَالَ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: ((يَا أَيُّهَا النَّاسُ ثُبُّوا إِلَى اللَّهِ فَإِنِّي أَتُوبُ فِي الْيَوْمِ إِلَيْهِ مِائَةَ مَرَّةً)).

২৪৯- (২)আৰু তেখেত চাল্লান্না-হ আলাইহি অছাল্লামে কৈছে: হে মানৱগোষ্টী ! আল্লাহৰ প্ৰতি তৌবা কৰা, নিশ্চয় মই এদিনত তেওঁৰ প্ৰতি ১০০ বাৰ তৌবা কৰো।

(মুছলিম ৪/২০৭৬)

250-(3) وَقَالَ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: ((مَنْ قَالَ أَسْتَغْفِرُ اللَّهَ الْعَظِيمَ الَّذِي لَا إِلَهَ إِلَّا هُوَ الْحَيُّ الْقَيْمُ وَأَتُوبُ إِلَيْهِ، غَفَرَ اللَّهُ لَهُ وَإِنْ كَانَ فَرَّ مِنَ الرَّحْفِ)).

হিনুল মুছলিম (মুছলিম দুর্গ)

২৫০- (৩) আৰু কৈছে: যি ব্যক্তি এই দুআ পঢ়িব আল্লাহহে তেওঁক
ক্ষমা কৰি দিব যদিও সি যুদ্ধৰ পৰা পলাই নাহক কিয়।

“আছতাগফিরুল্লাহ-হাল লাজি লা ইলা-হা ইল্লা হৱাল হাইয়ুল ক্ষাইয়ুম
অ আতু-রু ইলাইহ”।

অর্থ: মই আল্লাহৰ ওচৰত ক্ষমা বিছাৰো যাৰ বাহিৰে আন কোনো
সত্য উপাস্য নাই। তেওঁ চিৰজীৱি আৰু চিৰ বিৰাজমান শ্বাশত সত্তা।
মই তেওঁৰ প্ৰতি তৌৰা কৰো।

(আৰু দাউদ ২/৮৫, তিৰমিজী ৫/৫৬৯, হাকিমে ছহীহ বুলি স্বীকৃতি
দিছে আৰু জাহৰীয়ে সন্মতি প্ৰদান কৰিছে, ১/৫১১, আৰু
আলবানীয়েও ইয়াক ছহীহ বুলি কৈছে চাওঁক ছহীহ আত তিৰমিজী
৩/১৮২, জা-মিউল উচ্চুল লি আহাদীছিৰ বাচুল তাহকীক আল
আৰনাউত ৪/৩৮৯-৩৯০)

২৫১- (৪) ৰَقَالَ صَلِّ اللَّهُ عَلَيْهِ وَسَلِّمَ: ((أَقْرَبُ مَا يَكُونُ الرَّبُّ مِنَ الْعَبْدِ فِي جَوْفِ
اللَّيْلِ الْآخِرِ فَإِنِ اسْتَطَعْتُ أَنْ تَكُونَ مِنَ يَدِذِكْرِ اللَّهِ فِي تِلْكَ السَّاعَةِ فَكُنْ)).

২৫১- (৮) তেখেতে আৰু কৈছে: আল্লাহহ তাআলাই ৰাতিৰ শেষ
ভাগত বান্দাৰ অতি নিকটৱৰ্তী হয়। যদি তুমি সেইসকল লোকৰ
অন্তৰ্ভূত হ'ব বিচৰা যিহতে সেই সময়ত আল্লাহক স্মৰণ কৰে তেন্তে
হৈ যোৱা।

(তিৰমিজী, নাছায় ১/২৭৯, হাকিম আৰু চাওঁক ছহীহ আত তিৰমিজী
৩/১৮৩, আৰু জা-মেউল উচ্চুল....৪/১৪৪)

২৫২- (৫) ৰَقَالَ صَلِّ اللَّهُ عَلَيْهِ وَسَلِّمَ: ((أَقْرَبُ مَا يَكُونُ الْعَبْدُ مِنْ رَبِّهِ وَهُوَ سَاجِدٌ
فَأَكْثِرُوا الدُّعَاءِ)).

হিনুল মুছলিম (মুছলিম দুর্গ)

২৫২- (৫) তেখেতে আৰু কৈছে: বান্দাই ছাজদাৰ অৱস্থাত আল্লাহৰ
অতি নিকটতম হয়। গতিকে বেছি বেছি প্ৰার্থনা কৰা।

(মুছলিম ১/৩৫০)

২৫৩- (৬) وَقَالَ صَلِّ اللَّهُ عَلَيْهِ وَسَلِّمَ: ((إِنَّهُ لَيُغَانُ عَلَىٰ قَلْبِيٍّ وَإِنِّي لَا سَتَغْفِرُ اللَّهَ فِي الْيَوْمِ
مِائَةً مَرَّةً)).

২৫৩- (৬) তেখেতে আৰু কৈছে: মোৰ অন্তৰত আৱৰণ যেন অনুভৱ
কৰো সেয়ে মহি দিনত ১০০ বাৰ ক্ষমা বিছাৰো।

(মুছলিম ৪/২০৭৫, ইবনুল আছীৰ (ৰঃ) কৈছে: আৱৰণ অৰ্থাৎ ভুল
বা পাহৰি যোৱা। কিয়নো তেখেতে সদায় অতিমাত্ৰা যিক্ৰ কৰিছিল
যেতিয়া কোনো কাৰণ বশতঃ কোনো বষ্টৰ দ্বাৰা অমনোযোগী হৈছিল
অথবা পাহৰি গৈছিল তেন্তে সেইটো তেখেতে পাপ বুলি ভাবিছিল।
আৰু ইছতেগফাৰ কৰিছিল। জা-মেউল উচ্চুল ৪/৩৮৬)

130. فَضْلُ النَّسِيْحِ وَالْحَمْدِ وَالْتَّهْلِيلِ وَالشَّكْرِ

ছুবহা-নাল্লাহ, আলহামদুলিল্লাহ, লা ইলা-হা ইল্লাল্লাহ, অল্লাহ আকবাৰ
কোৱাৰ কিছুমান ফজিলতঃ

২৫৪- (১) ((قَالَ صَلِّ اللَّهُ عَلَيْهِ وَسَلِّمَ: مَنْ قَالَ: سُبْحَانَ اللَّهِ وَبِحَمْدِهِ فِي يَوْمٍ مِائَةً مَرَّةً
حُطِّثْ خَطَايَاهُ وَلَوْ كَانَتْ مِثْلَ زَبَدِ الْبَحْرِ)).

২৫৪- [১] আৰু যি ব্যক্তি এদিনত ১০০ বাৰ ‘ছুবহা-নাল্লা-হি অবিহা-
মদিহ’ পঢ়ে তাৰ পাপ মোচন কৰি দিয়া হয়, যদিও সাগৰৰ ফেনাৰ
সমান নহওঁক কিয় ?

(বুখাৰী ৭/১৬৮ মুছলিম ৪/২০৭১)

হিনুল মুছলিম (মুছলিম দুর্গ)

255- (2) **وَقَالَ صَلِّ اللَّهُ عَلَيْهِ وَسَلِّمَ:** ((مَنْ قَالَ لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ الْمُلْكُ، وَلَهُ الْحَمْدُ، وَهُوَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ عَشْرَ مِرَارٍ، كَانَ كَمَنْ أَعْنَقَ أَرْبَعَةً أَنْفُسٍ مِنْ وَلَدٍ إِسْمَاعِيلَ)).

254- (1) তেখেতে আৰু কৈছে: আবু হৰাইৰা বাদিয়াল্লাহু আনহৰ
পৰা বৰ্ণিত নবী চাল্লাল্লাহু আলাইহি আছাল্লামে কৈছে:

যি ব্যক্তি এদিনত ১০০ বাৰ এই দুআ পঢ়িব:

‘লা ইলা-হা ইল্লাল্লাহু অহ্মাহ লা শ্বারীকালাহ লাহল মুল্কু অলাহল
হামদু, অহৰা আলা কুল্লি শ্বাইয়িন কাদীৰ।

অর্থ: : আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক।
তেওঁৰ কোনো অংশীদাৰ নাই। বাজতু তেওঁৰেই, আৰু প্ৰশংসাও
তেওঁৰেই। আৰু তেওঁ সকলো বন্ধুৰ ওপৰত ক্ষমতাৰান। (আৰু যিয়ে
দহ বাৰ পঢ়িব তেওঁ ইচ্ছামাইল আলাইহিচ ছালামৰ বংশৰ চাৰিজন
দাস মুক্তিৰ ছোৱাৰ পাৰ)

সি ইয়াৰ পৰিবৰ্তে দহ জন দাস মুক্তি কৰাৰ ছোৱাৰ অৰ্জন কৰিব।
আৰু তাৰ বাবে ১০০ টা পুণ্য লিখা হ'ব আৰু তাৰ ১০০টা পাপ
মোচন কৰা হ'ব। আৰু এই বাক্যটো তেওঁৰ বাবে গধুলি নোহোৱা
লৈকে তেওঁক সুৰক্ষিত ৰখাৰ ঘাধ্যম হ'ব। আৰু তাৰ তুলনাত আন
কোনো আমল উত্তম হ'ব নোৱাৰে কিন্তু যিয়ে ইয়াতকৈও বেছি আমল
কৰিব। (চাওঁক দুআ নং ৯৩)

(বুখাৰী ৭/৬৭ মুছলিম ৪/২০৭১)

256- (3) **وَقَالَ صَلِّ اللَّهُ عَلَيْهِ وَسَلِّمَ:** ((كَلِمَاتٍ خَفِيفَاتٍ عَلَى الْلَّسَانِ، تَقْيِيلَاتٍ فِي الْمِيزَانِ، حَبِيبَاتٍ إِلَى الرَّحْمَنِ: سُبْحَانَ اللَّهِ وَبِحَمْدِهِ، سُبْحَانَ اللَّهِ الْعَظِيمِ)).

হিনুল মুছলিম (মুছলিম দুর্গ)

২৫৬- [৩] আবু হুরাইরা বাদিয়াল্লাহ আনহৰ পৰা বৰ্ণিত যে, নবী চাল্লাহ-হ আলাইহি অচালামে কৈছে: দুটা বাক্য জিভাব বাবে অতি সহজ, মীয়ানৰ বাবে অতি গধুৰ, আৰু ৰহমানৰ পছন্দনীয়।

“ছুবহা-নাল্লা-হি অবিহামদিহি, ‘ছুবহা-নাল্লা-হিল আজীম’।

অর্থ: আল্লাহ পৱিত্ৰ, তেওঁৰেই প্ৰশংসা, আল্লাহ পৱিত্ৰ মহামহিম।

(বুখাৰী ৭/১৬৮ মুছলিম ৪/২০৭২)

৪-257 (وَقَالَ صَلِّ اللَّهُ عَلَيْهِ وَسَلِّمَ: ((لَا أَقُولُ سُبْحَانَ اللَّهِ، وَالْحَمْدُ لِلَّهِ، وَلَا إِلَهَ إِلَّا اللَّهُ، وَاللَّهُ أَكْبَرُ، أَحَبُّ إِلَيَّ مِمَّا طَلَعَتْ عَلَيْهِ الشَّمْسُ)).

২৫৭-[৪] আবু হুরাইরা বাদিয়াল্লাহ আনহৰ পৰা বৰ্ণিত যে, নবী চাল্লাহ-হ আলাইহি অচালামে কৈছে: মোৰ এই বাক্য সূৰ্য যি যি বস্তৰ প্ৰতি উদয় হয় তাতকৈ উত্তম। অৰ্থাৎ মোৰ এই বাক্য পৃথিবীৰ সকলো বস্তৰকৈ উত্তম।

“ছুবহা-নাল্লাহ, অলহামদুলিল্লাহ, অলা ইলা-হা ইল্লাহ, অল্লাহ আকবাৰ”।

(মুছলিম ৪/২০৭২)

৫-258 (وَقَالَ صَلِّ اللَّهُ عَلَيْهِ وَسَلِّمَ: ((أَيْعُجِزُ أَحَدُكُمْ أَنْ يَكْسِبَ كُلَّ يَوْمٍ أَلْفَ حَسَنَةً)) فَسَأَلَهُ سَائِلٌ مِّنْ جُسَائِيهِ كَيْفَ يَكْسِبُ أَحَدُنَا أَلْفَ حَسَنَةً؟ قَالَ: ((يُسَبِّحُ مِائَةً تَسْبِيحةً، فَيُكَتَّبُ لَهُ أَلْفُ حَسَنَةٍ أَوْ يُحْكَطُ عَنْهُ أَلْفُ خَطِيئَةٍ)).

২৫৮- [৫] ছাতাদ বাদিয়াল্লাহ আনহৰে কৈছে যে, নবী চাল্লাহ-হ আলাইহি অচালামৰ ওচৰত বহি আছিলো তেখেতে ক'লে, 'তোমালোকৰ ভিতৰত এনে কোনো ব্যক্তি আছেনে যিয়ে এহেজাৰ নেকী অৰ্জন কৰাত অসমৰ্থ? তেখেতৰ ওচৰত বহি থকা লোক-

হিনুল মুছলিম (মুছলিম দুর্গ)

সকলৰ মাজৰ পৰা এজনে ক'লে, ‘আমাৰ মাজত কোনোবাই
কেনেকৈ এহেজাৰ নেকী অৰ্জন কৰিব পাৰিব ?

তেখেতে ক'লে; ১০০ বাৰ তছৰীহ পঢ়িলে এহেজাৰ নেকী লিখা হ'ব
অথবা এহেজাৰ পাপ ঘোচন কৰি দিয়া হ'ব।

(মুছলিম ৪/২০৭৩)

((مَنْ قَالَ: سُبْحَانَ اللَّهِ الْعَظِيمِ وَبِحَمْدِهِ غُرِسَتْ لَهُ تَخْلِيَةٌ فِي الْجَنَّةِ)). (6)-259

২৫৯-[৬] জাৰিৰ ৰাদিয়াল্লাহ আনহৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহ
আলাইহি অছাল্লামে কৈছে: যি ব্যক্তিয়ে এই দুআ পঢ়িব তাৰ বাবে
জানাতত খেজুৰৰ এটা বৃক্ষ ৰূপন কৰা হয়।

“ছুবহা-নাল্লাহ, অলহামদুলিল্লাহ, অলা ইলা-হা ইল্লাল্লাহ, অল্লাহ
আকবাৰ”।

(তিৰমিজী ৫/৫১১, হাকিম ১/৫০১, হাকিমে ছহীহ বুলি স্বীকৃতি দিছে
আৰু জাহৰীয়ে সম্মতি প্ৰদান কৰিছে। আৰু চাওঁক ছহীহল জামে
৫/৫৩১, আৰু ছহীহ আত তিৰমিজী ৩/১৬০)

((7) وَقَالَ صَلِّ اللَّهُ عَلَيْهِ وَسِلِّمَ: ((يَا أَبْدَ اللَّهِ بْنَ قَيْمِسٍ أَلَا أَدُلُكَ عَلَى كَنْزٍ مِّنْ
كُنْزِ الْجَنَّةِ))؟ فَقُلْتُ: بَلَّ يَا رَسُولَ اللَّهِ، قَالَ: ((فُلْ لَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللَّهِ)). (7)-260

২৬০-[৭] আব্দুল্লাহ বিন কাইছ (আবু মুছা আশ্বতারী) এ কৈছে যে,
নবী চাল্লাল্লাহ আলাইহি অছাল্লামে কৈছে:

হে আব্দুল্লাহ বিন কাইছ! মই তোমাক জানাতৰ ভাণ্ডাবসমূহৰ মাজৰ
এটা ভাণ্ডাৰ সম্পর্কে অৱহিত নকৰিমনে? মই ক'লো হে তাল্লাহৰ
ৰাষ্ট্ৰ নিশ্চয়! তেখেতে ক'লে:

“লা হাউলা অলা কুউৱাতা ইল্লা বিল্লাহ”

হিন্দুল মুছলিম (মুছলিম দুর্গ)

অর্থ: আল্লাহর সহায় বিহীন আন কোনো শক্তি ও ক্ষমতা নাই।

(বুখারী ফাতহল বাবী ১১/২১৩ মুছলিম ৪/২০৭৬)

261-(8) وَقَالَ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: ((أَكَبُّ الْكَلَامَ إِلَى اللَّهِ أَرْبَعُ سُبْحَانَ اللَّهِ وَالْحَمْدُ لِلَّهِ، وَلَا إِلَهَ إِلَّا اللَّهُ، وَاللَّهُ أَكْبَرُ، لَا يَضُرُّكَ بِأَيِّهِنَّ بَدَأْتَ)).

২৬১- [৮] আল্লাহ তাআলার ওচৰত আটাইতকৈ পছন্দনীয় বাক্য চাৰিটা। “ছুবহা-নাল্লাহ, অলহামদুলিল্লাহ, অলা ইলা-হা ইল্লাল্লাহ, আল্লাহ আকবাৰ”।

ইয়াৰ ভিতৰত যিটো ইচ্ছা সেইটোৰে আৰম্ভ কৰা কোনো ক্ষতি নাই।

আৰু তোমালোকৰ দাসৰ নাম যাচাৰ (সৰলতা), বিবাহ (সফলতা), নাজীহ (সফলতা), আফলাহ(সফলতা) আদি নাৰাখিবা। কিয়নো ভূমি তাক মাতিবা আৰু সি যদি উপস্থিত নাথাকে তেন্তে উত্তৰ আহিব নাই।

(মুছলিম ৩/১৬৮৫)

262-(9) جَاءَ أَعْرَابِيٌّ إِلَى رَسُولِ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: فَقَالَ: عَلَّمْنِي گَلَامًا أَفُوْلُهُ: قَالَ: ((قُلْ: لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، اللَّهُ أَكْبَرُ كَبِيرًا، وَالْحَمْدُ لِلَّهِ كَثِيرًا، سُبْحَانَ اللَّهِ رَبِّ الْعَالَمِينَ، لَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللَّهِ الْعَزِيزِ الْحَكِيمِ)) قَالَ: فَهُؤُلَاءِ لِرِيْ, فَمَا لِي؟ قَالَ: ((قُلْ: اللَّهُمَّ اغْفِرْ لِي، وَارْجِعْنِي، وَاهْدِنِي، وَارْزُقْنِي)).

২৬২- [৯] ছাতাদ বিন আবি অক্বাছ বাদিয়াল্লাহ আনহৰে কৈছে যে, মৰুবাসী আৰববিলাকৰ এজনে আহি ক'লে, হে আল্লাহৰ বাঞ্ছুল! ঘোক এনে কিছুমান বাক্য শিকাই দিয়ক যিটো মই সদায় পাঠ কৰিব পাৰো। তেখেতে ক'লে কোৱা: ‘লা ইলা-হা ইল্লাল্লাহ অহদাহ লা শ্বারীকালাহ, আল্লাহ আকবাৰ কাৰীৰা, অলহামদুলিল্লাহি কাছীৰা, ছুবহা-নাল্লাহি বাবিল আ-লামীন। লা হাউলা অলা কুউৱাতা ইল্লাবিলাহিল আজীজিল হাকিম’।

হিনুল মুছলিম (মুছলিম দুর্গ)

অর্থ: আল্লাহর বাহিরে আন কোনো সত্য উপাস্য নাই, তেওঁ একক। আল্লাহ আটাইতকৈ মহান অতি মহান, সকলো প্রশংসা আল্লাহর বাবেই অতিমাত্রা। আল্লাহ পরিত্র বিশ্বজগতৰ প্রতিপালক। আল্লাহর সহায় অবিহনে আন কোনো শক্তি আৰু ক্ষমতা নাই। যিজন পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

ব্যক্তি জনে ক'লে, ‘এইটো তো মোৰ বৰৰ বাবে, মোৰ বাবে কি ?

তেখেতে ক'লে; কোৱা,

‘আল্লা-হম্মাগ ফিৰলি, অৰহামনি, অহদিনি, অৰজুকনি’।

অর্থ: হে আল্লাহ মোক ক্ষমা কৰি দিয়া, মোৰ প্ৰতি কৰণা কৰা, আৰু মোক হিদায়ত দিয়া, আৰু মোক জীৱিকা দান কৰা।

(মুছলিম ৪/২০৭২, আৰু আৰু দাউদে এই বাক্য বৃদ্ধিৰ সৈতে বৰ্ণনা কৰিছে যে যেতিয়া সি উভতি গৈ আছিল তেতিয়া তেখেত চাল্লাল্লা-হ আলাইছি অছাল্লামে কৈছিল “নিশ্চয় এই ব্যক্তি নিজৰ দুয়ো হাত কল্যাণেৰে ভৰাই ল'লে” ১/২২০)

(10) كَانَ الرَّجُلُ إِذَا أَسْلَمَ عَلَيْهِ النَّبِيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: الصَّلَاةَ ثُمَّ أَمَرَهُ أَنْ يَدْعُ بِهَوْلَاءِ الْكَلِمَاتِ: (اللَّهُمَّ اغْفِرْ لِي، وَارْحَمْنِي، وَاهْدِنِي، وَعَافِنِي وَارْزُقْنِي).

২৬৩-[১০] তাৰিক আশ্বজারিয়ে কৈছে যে, কোনো ব্যক্তিয়ে মুছলিম হ'লে নবী চাল্লাল্লা-হ আলাইছি অছাল্লামে তাক নামাজ পঢ়াৰ পদ্ধতি শিকাইছিল। আৰু তাক এই শব্দবোৰৰ দ্বাৰা দুআ কৰাৰ আদেশ দিছিল।

“আল্লা-হম্মাগ ফিৰলি, অৰহামনি, অহদিনি, অ আ-ফিনি, অৰজুকনি”।

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

অর্থ: হে আল্লাহ! মোক ক্ষমা কৰি দিয়া, মোৰ প্রতি কৰণা কৰা, আৰু মোক হিদায়ত দিয়া, আৰু মোক সুস্থতা প্ৰদান কৰা, আৰু মোক জীৱিকা দান কৰা।

(মুছলিম ৪/২০৭৩, আৰু মুছলিমৰ আন এটা বৰ্ণনাত আছে যে, এই শব্দবোৰে তোমাৰ বাবে তোমাৰ দুনিয়া আৰু আখিবাত একত্ৰিত কৰিব।)

11-((إِنَّ أَفْضَلَ الدُّعَاءِ الْحَمْدُ لِلَّهِ، وَأَفْضَلُ الدُّكْرِ لَا إِلَهَ إِلَّا اللَّهُ)).

২৬৪-[১১] জাৰিৰ বিন আবুজুল্লাহ বাদিয়াল্লাহ আনহুৱে কৈছে যে, নবী চাল্লাহ-হ আলাইহি অচালামে কৈছে: আটাইতকৈ উত্তম দুআ 'আলহামদুলিল্লাহ' আৰু উত্তম যিকৰ 'লা ইলা-হা ইল্লাল্লাহ'।

(তিৰমিজী ৫/৪৬২, ইবনে মা-জাহ ২/১২৪৯, হাকিম ১/৫০৩, হাকিমে ছহীহ বুলি স্বীকৃতি দিছে আৰু জাহবীয়ে সন্মতি প্ৰদান কৰিছে। আৰু চাওঁক ছহীহল জামে ১/৩৬২)

12-((الْبَاقِيَاتُ الصَّالِحَاتُ: سُبْحَانَ اللَّهِ، وَالْحَمْدُ لِلَّهِ، وَلَا إِلَهَ إِلَّا اللَّهُ، وَاللَّهُ أَكْبَرُ، وَلَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللَّهِ)).

২৬৫-[১২] আল বা-কিয়াতুছ ছা-লিহাত (স্থায়ী সৎ আমল)

'ছুবহা-নাল্লাহ, অলহামদুলিল্লাহ, অলা ইলা-হা ইল্লাল্লাহ, অল্লাহ-হ আৰুবাৰ, অলা হাউলা অলা কুউৰাতা ইল্লাবিল্লাহ'।

(আহমাদ হা:নং ৫১৩, আহমাদ শাকিৰ, চনদ 'ছহীহ'। চাওঁক মাজমাউয যারাইদ, হাফিজ ইবনে হাজাৰে ইয়াক বুলুগুল মাৰামত আৰু ছাইদৰ পৰা নাছায়িৰ সুত্ৰত বৰ্ণনা কৰিছে। আৰু কৈছে ইয়াক হাকিম আৰু ইবনে হিবানে ছহীহ বুলি কৈছে।)

হিনুল মুছলিম (মুছলিম দুর্গ)

১৩. كَيْفَ كَانَ النَّبِيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ يُسَبِّحُ؟

নবী ছাল্লাহ-হ আলাইহি অছাল্লামৰ তছবীহ পাঠ কৰাৰ পদ্ধতিঃ

266- عن عبد الله بن عمرو قال: ((رأيتم النبي صلى الله عليه وسلم يعقد التسبيح)) وفي زيادته: ((بسم الله))

(২৬৬) আবু জুলাহ বিন আম্র বাদিয়াল্লাহ আনহুরে কৈছে, মই নবী ছাল্লাহ-হ আলাইহি অছাল্লামক সোঁ হাত (ৰ আঙুলি)ত তছবীহ পাঠ কৰোঁতে দেখিছো।

(আবু দাউদ ২/৮১, তিৰমিজী ৫/৫২১, আৰু চাওঁক ছাহীহুল জামে ৪/২৭১ হাঃনঃ ৪৮৬৫)

132. من أنواع الحُكْم والآداب الجامعية

বিভিন্ন প্রকাৰ কল্যাণ আৰু সামষ্টিক কিঞ্চুমান আদৰ

267- قَالَ النَّبِيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: ((إِذَا كَانَ جُنُاحُ اللَّيْلِ - أَوْ مُسَيْمَتُمْ - فَكُوكُوا صِبَيَانَكُمْ، فَإِنَّ الشَّيَاطِينَ تَتَشَرُّ حِينَئِنِ، فَإِذَا دَهَبَ سَاعَةً مِنَ اللَّيْلِ فَخَلُوَهُمْ وَأَشْلَقُوا الْأَبْوَابَ وَأَذْكُرُوا اسْمَ اللَّهِ؛ فَإِنَّ الشَّيَطَانَ لَا يَفْتَنُ بَابًا مُغَلَّقًا، وَأَوْكُوا قَرَبَكُمْ، وَأَذْكُرُوا اسْمَ اللَّهِ، وَمَرِرُوا آنِيَتَكُمْ، وَأَذْكُرُوا اسْمَ اللَّهِ، وَلَوْ أَنْ تَعْرُضُوا عَلَيْهَا شَيْئًا، وَأَطْفَلُوا مَصَابِيحَكُمْ)).

২৬৭- নবী ছাল্লাহ-হ আলাইহি অছাল্লামে কৈছে, “যেতিয়া ৰাতি অন্ধকাৰ হয়,” অথবা (কৈছে) “তোমালোক যেতিয়া সন্ধিযাত উপনীত হোৱা, তেতিয়া তোমালোকে তোমালোকৰ শিশু সকলক আয়ত্ত বাখিবা; কাৰণ, তেতিয়া চয়তান প্ৰসাৰিত হয়। তাৰ পিছত যেতিয়া ৰাতিৰ এক অংশ অতিবাহিত হ'ব, তেতিয়া সিহঁতক এৰি দিয়া। আৰু তোমালোকে দুৱাৰসমূহ বন্ধ কৰিবা আৰু আল্লাহৰ নাম ল'বা; কিয়নো চয়তানে কোনো বন্ধ দুৱাৰ নুখুলে। আৰু তোমালোকে তোমালোকৰ পানপাত্ৰসমূহ বান্ধি ৰাখিবা আৰু আল্লাহৰ নাম ল'বা। আৰু তোমালোকে তোমালোকৰ বাচনসমূহ ঢাকি ৰাখিবা আৰু আল্লাহৰ নাম ল'বা, যদিও সামান্য বস্তুৱে নহওঁক কিয় তাৰ

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

ওপৰত ৰাখি দিবা। আৰু তোমালোকে তোমালোকৰ ঘৰৰ প্ৰদীপসমূহ
নুমাই ৰাখিবা। (বুখাৰী ১০/৮৮, মুছলিম ৩/১৫৯৫)

وَصَلَّى اللَّهُ وَسَلَّمَ وَبَارَكَ عَلَىٰ نَبِيِّنَا مُحَمَّدٍ وَعَلَىٰ أَلِيٰ وَاصْحَابِهِ جُمِيعِينَ

আল্লাহে দৰ্কন্দ আৰু ছালাম লগতে বৰকত বৰ্ণণ কৰক আমাৰ নবী
মুহাম্মাদ, তেওঁৰ বংশধৰ আৰু তেওঁৰ সকলো ছাহাবীৰ প্ৰতি।

০৫/১০/১৩ ১০:৪১:৪০ am

হিন্দুল মুছলিম (মুছলিমৰ দুর্গ)

সূচীপত্র

ক্রমঃ	বিষয়	পৃষ্ঠা
1	ভূমিকা	3
2	অনুবাদকৰ কথা	5
3	দুআৰ গুৰুত	8
4	টোপনীৰ পৰা সাৰ পাই পঢ়িবলগীয়া দুআ	14
5	কাপোৰ পৰিধান কৰাৰ সময়ত পঢ়িবলগীয়া দুআ	19
6	নতুন কাপোৰ পৰিধান কৰাৰ দুআ	19
7	নতুন কাপোৰ পৰিধান কাৰীক দিবলগীয়া দুআ	20
8	কাপোৰ খুলাৰ সময়ত পঢ়িবলগীয়া দুআ	21
9	শৌচালয়ত প্ৰৱেশ কৰাৰ সময়ত পঢ়িবলগীয়া দুআ	21
10	শৌচালয়ৰ পৰা ওলোৱাৰ পিছত পঢ়িবলগীয়া দুআ	21
11	অজু আৰম্ভ কৰোঁতে পঢ়িবলগীয়া দুআ	22
12	অজুৰ শেষত পঢ়িবলগীয়া দুআ	22
13	ঘৰৰ পৰা ওলোৱাৰ সময়ত পঢ়িবলগীয়া দুআ	24
14	ঘৰত প্ৰৱেশ কৰাৰ সময়ত পঢ়িবলগীয়া দুআ	25
15	মছজিদলৈ যোৱাৰ দুআ	25
16	মছজিদত প্ৰৱেশ কৰাৰ দুআ	27
17	মছজিদৰ পৰা ওলোৱাৰ সময়ত পঢ়িবলগীয়া দুআ	28
18	আজানৰ দুআসমূহ	29
19	ইছতিফতাহ (অৰ্থাৎ ছালাত (নামাজ) আৰম্ভ কৰা)ৰ দুআ	31

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

ক্রমঃ	বিষয়	পৃষ্ঠা
20	কুকুৰ দুআসমূহ	37
21	কুকুৰ পৰা মূৰ তুলি পাত্ৰিবলগীয়া দুআ	39
22	ছাজদাৰ দুআসমূহ	40
23	দুই ছাজদাৰ মাজত পাত্ৰিবলগীয়া দুআ	42
24	ছাজদায়ে তিলারতৰ দুআ	43
25	তাৰ্খাহহুদ	44
26	তাৰ্খাহহুদৰ পিছত নবী ছালান্না-হ আলাইছি অছালামৰ ওপৰত দৰুদ	45
27	শেষ তাৰ্খাহহুদৰ পিছত ছালাম ফিৰাৰ আগত পাত্ৰিবলগীয়া দুআসমূহ	46
28	ছালাম ফিৰাৰ পিছত পাত্ৰিবলগীয়া দুআসমূহ	52
29	ফজৰৰ পিছত পাত্ৰিব	56
30	ইছতিখাৰা নামাজৰ দুআ	59
31	পূৱা-গধুলি পাত্ৰিবলগীয়া দুআসমূহ	61
32	শুৱাৰ সময়ত পাত্ৰিবলগীয়া দুআ	76
33	ৰাতি কাতি সলাওতে পাত্ৰিবলগীয়া দুআ	84
34	টোপনীত ভয় বা আতঙ্কমূলক কিবা দেখিলে পাত্ৰিবলগীয়া দুআ	84
35	ভাল বা বেয়া সপোন দেখিলে কি পাত্ৰিব ?	85
36	কুনুতে রিতিৰৰ দুআসমূহ	86
37	রিতিৰৰ ছালাম ফিৰাই পাত্ৰিবলগীয়া দুআ	88

ହିନ୍ଦୁଲ ମୁଛଲିମ (ମୁଛଲିମର ଦୁର୍ଗ)

କ୍ରମଃ	ବିଷୟ	ପୃଷ୍ଠା
38	ଦୁଖ ଆର୍କ ଚିନ୍ତାର ସମୟତ ପଢ଼ିବଲଗିଯା ଦୁଆ	89
39	ଅଶାନ୍ତିର ସମୟତ ପଢ଼ିବଲଗିଯା ଦୁଆ	91
40	ଶକ୍ର ଆର୍କ ଚରକାରୀ ମାନୁହର ଲଗତ ସାକ୍ଷାତ କରାର ଦୁଆ	92
41	ଶାସକର ଅତ୍ୟାଚାରତ ଭୟ ପାଲେ ପଢ଼ିବଲଗିଯା ଦୁଆ	93
42	ଶକ୍ରର ପ୍ରତି ଅଭିଶାପ	95
43	କୋନୋ ସମ୍ପଦାୟକ ଭୟ ପାଲେ କି କ'ବ ?	95
44	ଈମାନତ ସନ୍ଦେହ ହଲେ ପଢ଼ିବଲଗିଯା ଦୁଆ	96
45	ଝଣ ପରିଶୋଧ କରାର ଦୁଆ	97
46	ନାମାଜ ଅଥବା କୋରତାନ ତିଲାରତର ସମୟତ ଚଯତାନର ପ୍ରରକ୍ଷନାର ପରା ବକ୍ଷା ପୋରାର ନିୟମ	98
47	କଟିନ କାମର ସନ୍ଧୂଖିନ ହଲେ ଏହି ଦୁଆ ପଢ଼ିବ	98
48	ଗୁଣାହ ହଲେ କି କ'ବ ଆର୍କ କି କରିବ ?	99
49	ଚଯତାନର କୁମର୍ଣ୍ଣନା ଆଁତର କରାର ଦୁଆସମ୍ମୁହ	99
50	ଇଚ୍ଛାର ବିପକ୍ଷେ କୋନୋ ଘଟନା ସଂଘଟିତ ହଲେ ଅଥବା କୋନୋ କାମ କ୍ଷମତାର ବାହିରତ ହଲେ ପଢ଼ିବଲଗିଯା ଦୁଆ	100
51	ସନ୍ତାନ ଲାଭକାରୀକ ଅଭିନଦନ ଆର୍କ ତାର ଉତ୍ତର	101
52	ସନ୍ତାନକ କି ଦୁଆର ଦୁରା ଆଶ୍ରୟ ଦିବ ?	102
53	ଶୁଶ୍ରସା କରାର ସମୟତ ବେମାରୀକ ଦିବ ଲଗିଯା ଦୁଆ	102
54	ବେମାରୀ ପରିଦର୍ଶନ କରାର ଗୁରୁତ	103
55	ସେହି ବେମାରୀର ଦୁଆ ଯିଯେ ଜୀରନର ପରା ନିରାଶ ହେଛେ	104
56	ମୃତ୍ୟୁର ନିକଟରତୀ ଲୋକକ ଉପଦେଶ	105

হিন্দুল মুছলিম (মুছলিমৰ দুর্গ)

ক্রমঃ	বিষয়	পৃষ্ঠা
57	বিপদৰ সময়ত পঢ়িবলগীয়া দুআ	106
58	মৃত ব্যক্তিৰ চকু বন্ধ কৰাৰ সময়ত পঢ়িবলগীয়া দুআ	106
59	জানায়াৰ দুআ	107
60	শিশুৰ জানায়াৰ দুআ	110
61	সমবেদনা জ্ঞাপন কৰাৰ দুআ	111
62	মুর্দাক কৰৰত ৰখাৰ সময়ত এই দুআ পাঠ কৰিব	112
63	মৃত ব্যক্তিক দাফন কৰাৰ পিছত দুআ	113
64	কৰৰ জিয়াৰত কৰাৰ দুআ	114
65	বতাহ চলা অৱস্থাত পঢ়িবলগীয়া দুআ	114
66	মেঘৰ গৰ্জনৰ সময়ত পঢ়িবলগীয়া দুআ	115
67	বৰষুণৰ বাবে পঢ়িবলগীয়া কেইটিমান দুআ	116
68	বৰষুণ হোৱাৰ সময়ত পঢ়িব	117
69	বৰষুণৰ পিছত পঢ়িবলগীয়া দুআ	117
70	উদয় স্থান মেঘশূন্য কৰাৰ দুআ	118
71	জোন দেখাৰ দুআ	118
72	ৰোজা ইফতারৰ দুআ	119
73	খোৱাৰ আগত পঢ়িবলগীয়া দুআ	120
74	আহাৰ ভোজন কৰাৰ পিছত পঢ়িব লগীয়া দুআ	121
75	মেজবানৰ বাবে আলোহীৰ দুআ	122
76	কোনোবাই কিবা পান কৰালে অথবা পান কৰোৱাৰ সংকল্প কৰিলে তাক দিব লগীয়া দুআ	122

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

ক্রমঃ	বিষয়	পৃষ্ঠা
77	কাৰো ঘৰত ইফতাব কৰিলে তাক দিবলগীয়া দুআ	123
78	ৰোজাৰ অৱস্থাত যদি কোনোবাই নিয়ন্ত্ৰণ কৰে তেন্তে কি কৰিব ?	123
79	ৰোজাদাৰে কি ক'ব যদি কোনোবাই তেওঁক গালি পাৰে	124
80	গচ্ছৰ প্ৰথম ফল দেখি পঢ়িবলগীয়া দুআ	124
81	হাঁচি কৰিলে কি ক'ব ?	125
82	কাফিৰে হাঁচি কৰিলে কি ক'ব ?	125
83	দৰাক দিবলগীয়া দুআ	126
84	দৰাৰ নিজৰ বাবে অথবা পৰিবহন কিনিলে পঢ়িবলগীয়া দুআ	126
85	সহবাস কৰাৰ আগত পঢ়িবলগীয়া দুআ	127
86	ত্ৰোধ নিয়ন্ত্ৰণৰ দুআ	127
87	বিপদ গ্ৰস্ত লোকক দেখি এই দুআ পঢ়িব লাগে	128
88	বৈঠকত পঢ়িবলগীয়া দুআ	128
89	বৈঠকৰ শোষত পঢ়িবলগীয়া দুআ	129
90	যিয়ে ক'ব “গাফারাল্লাহু লাক” অৰ্থাৎ আল্লাহৰে তোমাক ক্ষমা কৰক। তাক দিবলগীয়া দুআ	130
91	ভাল ব্যৱকাৰীক দিবলগীয়া দুআ	130
92	যি দুআ পঢ়িলে দাজ্জালৰ ফিতনাৰ পৰা বক্ষা পাৰ	131
93	যিয়ে কয় ‘আল্লাহৰ বাবে মই তোমাক ভালপাওঁ’ তাক দিবলগীয়া দুআ	131

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

ক্রমঃ	বিষয়	পৃষ্ঠা
94	যিয়ে আপোনাক ধন আগবঢ়ালে তাক দিবলগীয়া দুতা	132
95	ঝণ পৰিশোধ কৰাৰ সময়ত ঝণ প্ৰদান কাৰীক দিবলগীয়া দুতা	132
96	শ্বিৰৰ ভয়ত পঢ়িবলগীয়া দুতা	133
97	কোনোবাই যদি কয় ‘বা-ৰাকাল্লাহু ফীকুম’ তাৰ উত্তৰত কি ক’ব ?	133
98	অমঙ্গলক অপচন্দ কৰাৰ দুতা	133
99	জীৱ-জন্ম অথবা যান-বাহনত আৰোহণ কৰাৰ সময়ত পঢ়িবলগীয়া দুতা	134
100	ভ্ৰমণৰ দুতা	135
101	গাঁও অথবা চহৰত প্ৰৱেশ কৰাৰ দুতা	136
102	বজাৰত প্ৰৱেশ কৰাৰ দুতা	137
103	জীৱ-জন্ম অথবা আৰোহণ কৰা যান পৰি গলে ক’ব	138
104	ভ্ৰমণকাৰীয়ে স্থায়ী ব্যক্তিক দিবলগীয়া দুতা	138
105	স্থায়ী লোকৰ ভ্ৰমণকাৰীৰ বাবে দুতা	139
106	ওখ ঠাইত উঠিবলৈ ‘তাকবীৰ’ আৰু নামিৰলৈ ‘তাছবীহ’ পাঠ কৰিব লাগে	140
107	ভ্ৰমণকাৰীৰ পুৱা পঢ়িবলগীয়া দুতা	140
108	ভ্ৰমণত কোনো ঠাইত অৱস্থান কৰিলে এই দুতা পঢ়িব	141
109	ভ্ৰমণৰ পৰা উভতি অহাৰ দুতা	141
110	কোনো পছন্দনীয় বা অপছন্দনীয় বন্ধু দেখিলে কি পঢ়িব	142

ହିନ୍ଦୁଲ ମୁଛଲିମ (ମୁଛଲିମର ଦୁର୍ଗ)

କ୍ରମଃ	ବିଷୟ	ପୃଷ୍ଠା
111	ବାଚୁଲୁନ୍ନାହ ଚାଲାନ୍ନା-ହ ଆଲାଇହି ଅଛାନ୍ନାମର ପ୍ରତି ଦର୍କଦ ପଡ଼ାର ଶୁର୍କତ୍ତ	143
112	ଛାଲାମ ପ୍ରଚାର କରା	145
113	କାଫିରେ ଛାଲାମ କରିଲେ କି ଉତ୍ତର ଦିବ ?	146
114	ଯତା କୁକୁରା ଆର ଗାଧର ଘାତ ଶୁନିଲେ ପଢ଼ିବଲଗୀଯା ଦୁଆ	146
115	ରାତି କୁକୁର ଭୋକିଲେ କି କରିବ ?	147
116	ଯି ବ୍ୟକ୍ତିକ ଆପୁନି କଟାକ୍ଷ କରିଛେ ତାକ ଦିବଲଗୀଯା ଦୁଆ	147
117	ଏଜନ ମୁଛଲିମେ ତାନ ଏଜନ ମୁଛଲିମର ପ୍ରଶଂସା କେନେକୈ କରିବ ?	148
118	କୋନୋ ମୁଛଲିମର ପ୍ରଶଂସା କରା ହଲେ ତେଣୁ କି କ'ବ	149
119	ମୁହରିମ (ଇହରାମ ପରିଧାନ କରା) ବ୍ୟକ୍ତି ହଜ୍ଜ ଅଥବା ଓମ- ବାତ କେନେକୈ ତାଲବୀଯା କ'ବ ?	149
120	ହାଜରେ ଆଛରାଦ ଥକା କୋଣତ ତାକବୀର ପଢ଼ିବ	150
121	ରକନେ ଯାମାନୀ ଆର ହାଜରେ ଆଛରାଦର ମାଜତ ପଢ଼ିବଲଗୀଯା ଦୁଆ	150
122	ଛାଫା ଆର ମାରରାତ ଅରସ୍ତାନ କରାର ଦୁଆ	151
123	ଆରଫା (୯ ଜୁଲ ହିଙ୍ଗା)ର ଦିନର ଦୁଆ	152
124	ମାଶ୍ଵାରେ ହାରାମ(ମୁଜଦାଲିଫା)ତ ପଢ଼ିବଲଗୀଯା ଦୁଆ	153
125	ଯାମରାତକ ଶିଳଞ୍ଜଟି ଦଲିଓରାର ସମୟତ ପଢ଼ିବଲଗୀଯା ଦୁଆ	154
126	ଆଶ୍ଚର୍ଯ୍ୟଜନକ ଆର ଆନନ୍ଦଜନକ ବିଷୟର ପିଛତ ପଢ଼ିବଲଗୀଯା ଦୁଆ:	154

হিনুল মুছলিম (মুছলিমৰ দুর্গ)

ক্রমঃ	বিষয়	পৃষ্ঠা
127	আনন্দময় কোনো খবৰ পালে কি কৰিব	155
128	শৰীৰত বিষ অনুভৱ কৰিলে কি কৰিব ?	155
129	নিজৰ কু দৃষ্টিৰ পৰা কোনো বস্তু বক্ষা কৰিবলৈ কি কৰিব ?	156
130	ভয় পালে কি ক'ব ?	156
131	জৱেহ বা নাহ্ৰ কৰাৰ দুআ	156
132	দুষ্ট চয়তানৰ গোপনীয় ষড়যন্ত্ৰৰ প্ৰতিকাৰ	157
133	তৌৰা আৰু ইছতেগফাৰ	158
134	ছুবহা-নাল্লাহ, আলহামদুল্লাহ, লা ইলা-হা ইল্লাল্লাহ, অল্লাহ আকবাৰ কোৱাৰ কিছুমান ফজিলত	160
135	নবী চাল্লাল্লাহ-হ আলাইহি অছাল্লামৰ তছবীহ পাঠ কৰাৰ পদ্ধতি	167
136	বিভিন্ন প্ৰকাৰ কল্যাণ আৰু সামষ্টিক কিছুমান আদব	167